


অসমৰ মুছলমান
দ্বিতীয় খণ্ড

অসমীয়া সাহিত্য আৰু
সংস্কৃতিলৈ অৱদান



আল - আমিন জনকল্যাণ সমাজ
পাঞ্জাবী, গুৱাহাটী
জুলাই, ২০১৪

অসমৰ মুছলমান

দ্বিতীয় খণ্ড

অসমীয়া সাহিত্য আৰু সংস্কৃতিলৈ অৱদান

গেথক তথা সমষ্টয়ক

ড° আলি আকবৰ হুছেইন

মুখ্য সম্পাদক
মহম্মদ তাহেব
যুটীয়া সম্পাদক

ড° ইৰশাদ আলি আৰু কমৰজুমান আহমদ



প্ৰকাশক
আল-আমিন জনকল্যাণ সমাজ
পাঞ্জাবাৰী, গুৱাহাটী
প্ৰথম প্ৰকাশ, জুলাই ২০১৪

ASAMAR MUSALMAN:Vol II ASAMIYA SAHITYA ARU SANSKRITILOI AVADAN: A study on the contributions of the Muslims of Assam to Assamese literature and culture, authored by Dr Ali Akbar Hussain and Published by Al-Ameen Janakalyan Samaj, Panjabari, Guwahati 781037, Assam.
First published July 2014. Price : ₹ 300/-

প্রকাশক :

আল-আমিন জনকল্যাণ সমাজ
(Al-Ameen Welfare Society)
২১, বাঘবরি পথ, পাঞ্জাবী
গুৱাহাটী- ৭৮১০৩৭, অসম
ফোন : ৯৮৩৫৩-৯৮২২৮, ৯৮৩৫১-৮৮২৯৮

© প্রকাশক

ISBN : 978-81-927731-1-7

প্রথম প্রকাশ, জুলাই, ২০১৪

মূল্য : ৩০০.০০ টকা মাত্র

ডি টি পি : দাস এন্টার প্রাইজ
মালিগাঁও, চারিআলি গুৱাহাটী-৭৮১০১২
ফোন-৯৮৩৫৫-৫৪৭৯২

মুদ্রণ : মাইক্রু কম্পা-টেক
জয়নগৰ পথ, ছয়মাইল, গুৱাহাটী-৭৮১০২২,
ফোন-৯৮৬৪০-৭২৯৬৯, ৯৫০৮৭-৮০৮৬৭

সম্পাদনা সমিতি

মহম্মদ তাহের	ঃ মুখ্য সম্পাদক
ড° ইবশাদ আলি	ঃ]
কর্মজ্ঞান আহমদ	ঃ যুটীয়া সম্পাদক
ড° আলি আকবর হচ্ছেইন	ঃ লেখক
ডঃ তোফিকুর বহমান বৰবৰা	ঃ সভাপতি, আল-আমিন
হাচিবুর বহমান	ঃ সচিব, কেন্দ্ৰীয় উপদেষ্টা সমিতি, আহায়ক
ফকিল আহমদ বৰা	ঃ সচিব প্রধান, আল-আমিন

পুঁথি প্ৰণয়ন আৰু প্ৰকাশন উপদেষ্টা সমিতি, আল-আমিন

মহম্মদ তাহের	ঃ সভাপতি
ড° ইবশাদ আলি	ঃ কাৰ্য্যকৰী সভাপতি
কর্মজ্ঞান আহমদ	ঃ সদস্য
ড° আবু নাচৰ চান্দ আহমদ	ঃ সদস্য
মেহমুদুৰ বেহমান বৰা	ঃ সদস্য
ইলতাফ হচ্ছেইন হাজৰিকা	ঃ সদস্য
ডঃ তোফিকুর বহমান বৰবৰা	ঃ সভাপতি, আল-আমিন, পদেন সদস্য
মহম্মদ আব্দুল হারমাইন	ঃ মনোনীত সদস্য
হাচিবুর বহমান	ঃ সচিব তথা আহায়ক

লেখকৰ চমু পৰিচয়

ড° আলি আকবৰ হচ্ছেনৰ জন্ম নলবাৰী জিলাৰ বৰক্ষেত্ৰী অঞ্চলৰ
মুকালমুৱা গাওঁতে ১৯৬৪ চনত। তেখেতে ১৯৮৭ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ
পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিপ্রী লাভ কৰে। ২০০৯ চনত গুৱাহাটী
বিশ্ববিদ্যালয়ৰ লোক-সংস্কৃতি গৱেষণা বিভাগৰ পৰা তেখেতে “Folksongs
and Oral Narratives of the Muslims of Assam (With special reference
to Hajo Area)” বিষয়ত পিএইচ. ডি ডিপ্রী লাভ কৰে। লেখকে ইতিমধ্যে
বিশ্ববিদ্যালয় অনুদান আয়োগৰ অনুদানেৰে

(1) Problems of Teaching English as a School Language
in Rural Areas of Assam. (2) Folk Songs and Oral Narratives of
the Muslims of Hajo Area: Collection and a study. আৰু (3) Problems
and Prospects of Human Resource Development of the Muslims
of Assam (with Special Reference to Nalbari District). শীৰ্ষক বিষয়ত
তিনিটা Minor Research Project সম্পূর্ণ কৰিছে।

তেখেতে আস্তংবাস্ত্রীয়, বাস্ত্রীয় আৰু বাজ্যিক পৰ্যায়ৰ কেইবাখনো
আলোচনা চক্ৰত গৱেষণা পত্ৰ পাঠ কৰাৰ উপৰিও শিক্ষা-সংস্কৃতি বিষয়ক
কেইবাটাও প্ৰৱন্ধ আৰু গৱেষণা পত্ৰ বিভিন্ন কিতাপ আলোচনীত প্ৰকাশ কৰিছে।
বৰ্ষনাথ চৌধুৱী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষক হিচাপে চাকৰি জীৱনৰ
পাতনি মেলি ড° হচ্ছেনে পাছত বৰক্ষেত্ৰী মহাবিদ্যালয়ৰ প্ৰবক্তা আৰু বৰ্তমান
হাজোৱ্বিত সুৱেন দাস মহাবিদ্যালয়ত ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে
কাৰ্যনিৰ্বাহ কৰি আছে। ০

আল-আমিন জনকল্যাণ সমাজৰ অসমৰ মুছলমানৰ ইতিহাস আৰু ঐতিহ্য বিষয়ক প্ৰস্তুতি

আল-আমিন জনকল্যাণ সমাজে জন্মলগ্নৰ পৰাই অসমৰ মুছলমানৰ ঐতিহ্যৰ আধাৰত অপ্ৰকাশিত কিছু বিশেষ ব্যক্তিৰ জীৱনী প্ৰকাশৰ আঁচনি গ্ৰহণ কৰি “স্মৃতিৰ জিলিঙ্গনিত কেইগৰাকীমান অসমৰ মুছলমান” শীৰ্ষক জীৱনী সংকলনৰ পথম আৰু দ্বিতীয় খণ্ড ৰাইজৰ হাতত তুলি দিয়াত কৃতকাৰ্য্য হৈছে। সমান্তৰালভাৱে ২০১০ চনতে অসমৰ মুছলমানৰ ইতিহাস আৰু ঐতিহ্য বিষয়ৰ গৱেষণামূলক প্ৰস্তুতি কৰিবলৈ পৰিকল্পনা কৰা হয় আৰু এখন কেন্দ্ৰীয় উপদেষ্টা কমিটি গঠন কৰা হয়। উপদেষ্টা কমিটিৰ পৰামৰ্শ অনুসৰি অসমৰ মুছলমানৰ ইতিহাস আৰু ঐতিহ্যৰ বিষয়ত অধ্যয়ন কৰি পাঁচটা বিষয়ৰ একোখনকৈ গৱেষণামূলক প্ৰস্তুতি প্ৰকাশৰ সিদ্ধান্ত লোৱা হয়। ইতিমধ্যে আমাৰ পথমখন প্ৰস্তুতি “অসমৰ মুছলমান : ইতিহাস আৰু সমাজ”, ১০ নবেম্বৰ ২০১৩ তাৰিখে আমি ৰাইজৰ হাতত তুলি দিবলৈ সক্ষম হৈছো। আমাৰ দ্বিতীয়খন প্ৰস্তুতি “অসমৰ মুছলমান : অসমীয়া সাহিত্য আৰু সংস্কৃতিলৈ অবদান” মুখ্য সম্পাদক ড° মহেন্দ্ৰ তাৰেৰ চাহেৰ সম্পাদনাত ইতিমধ্যে প্ৰকাশৰ পথত। অধ্যাপক আলি আকবৰ হুছেইনে বহু কষ্ট কৰি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সিঁচৰতি হৈ থকা ইতিহাসৰ সমল বিচাৰি একেলগ কৰাটো তেখেতৰ এক সফল কৃতি। তেখেতৰ লিখনিত অসমৰ মুছলমানে সকলো বিষয়ে অসমৰ বাবে দিয়া অবদানসমূহ সুন্দৰ ভাৱে ফুটি উঠিছে। অসমীয়া ভাষা, সাহিত্য, কলা-কৃষ্ণি, সংগীত সকলো ক্ষেত্ৰতে অসমৰ মুছলমানৰ অবদান কম নহয়। আলি

আকবৰ হচ্ছেইন ডাঙৰীয়াই একক ভাৱে কৰা এই প্ৰচেষ্টাৰ ফলত আমাৰ পৰিকল্পনাৰ দ্বিতীয়খন পুথি “অসমৰ মুচলমান : অসমীয়া সাহিত্য আৰু সংস্কৃতিলৈ অবদান” ৰাইজৰ হাতত তুলি দিবলৈ আমি সক্ষম হৈছো। মুখ্য সম্পাদক ড° মহম্মদ তাহেৰ, যুটীয়া সম্পাদকদ্বয় ড° ইৰশাদ আলি আৰু কমৰজ্জামান আহমদ চাহেৰে বহুতো কষ্ট কৰি এই গ্ৰন্থখন সম্পাদনা কৰা বাবে উপদেষ্টা কমিটিৰ তৰফৰ পৰা মই তেখেত সকলৰ শলাগ লৈছো। আশা কৰো আল-আমিনৰ এই প্ৰচেষ্টাক বাইজে আদৰি ল'ব আৰু অসমীয়া সাহিত্য জগতলৈ আমাৰ ফালৰ পৰা কিছু বৰঙণি আগবঢ়োৱা হ'ব। শেষত আল-আমিনৰ সকলো সদস্য তথা গ্ৰন্থখন প্ৰকাশৰ লগত জড়িত সকলোকে মোৰ কৃতজ্ঞতা যাছিলোঁ। ০

হাত্তিবুৰ বহমান

সদস্য, সচিব তথা আহ্বায়ক

তাৰিখ : ৭ মে' ২০১৪

ফোন - ৯৮৩৫১-১০৯৭৩

‘আল-আমিন’ পুথি প্ৰণয়ন

আঁচনি সমিতি গুৱাহাটী

পাতনি

অসমৰ সংস্কৃতি বিভিন্ন জাতি-জনগোষ্ঠীৰ অৱদানেৰে চহকী এটি সময়ৰ সংস্কৃতি। বিভিন্ন সময়ত বিভিন্ন প্ৰজনকাৰী জনগোষ্ঠী আহি অসমত বসবাস কৰি ইয়াৰ সমাজ আৰু সংস্কৃতিলৈ অৱদান আগবঢ়োৱাৰ কথা সৰ্বজনবিদিত। ত্ৰয়োদশ শতকাৰ প্ৰথম দশকৰ পৰা বিশ্ব শতিকাৰ সন্তৰৰ দশকৰ আগভাগলৈকে প্ৰায় ৭৬৬ বছৰ জুৰি আক্ৰমণকাৰী, যুদ্ধবণ্ডী, ধৰ্ম প্ৰচাৰক, ব্যৱসায়ী, কাৰিকৰ, ভগনীয়া, প্ৰজনকাৰী আৰু আহোম আৰু কোচ ৰজাৰ দ্বাৰা আমন্ত্ৰিত হৈও বিভিন্ন সময়ত আৰু বিভিন্ন পৰিবেশত কিছু মুছলমান অসমলৈ আহিছিল। তদুপৰি স্থানীয় লোকৰ কিছুৱে বিভিন্ন পৰিস্থিতিত ধৰ্মান্তৰিত হৈ ইছলাম প্ৰহণ কৰিছিল। এইদৰেই অসমত উল্লেখিত দীৰ্ঘ কালছোৱাত এক বৃহৎ মুছলমান জনসংখ্যা গঢ়ি উঠিছে। ২০১১ চনৰ পিয়ল মতে অসমত মুছলমানৰ সংখ্যা এতিয়ালৈকে প্ৰকাশ নহ'লেও আনুমানিক এয়া প্ৰায় ৯৫ লাখমান হ'ব। এওঁলোকক তিনিটা সামাজিক-সাংস্কৃতিক ভাগত ভাগ কৰিব পাৰি। ভাগ তিনিটা হ'ল বৰাক উপত্যকাৰ বাংলাভাষী মুছলমান সকল, ব্ৰহ্মপুত্ৰ উপত্যকাৰ অসমীয়াভাষী মুছলমান সকল আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ মধ্য আৰু পশ্চিম অঞ্চলত যোৱা ১১৫ বছৰ মানৰ ভিতৰত পূৰ্ব বঙ্গৰ পৰা আহি বসবাস কৰিবলৈ লোৱা বাংলাভাষী অভিবাসীসকল। এওঁলোকে কিন্তু অসমীয়া ভাষা পঢ়িবলৈ আৰু বাহিৰত ক'বলৈ লৈ অসমীয়া সংস্কৃতিৰ ফালে ঢাল খাই অহা পৰিলক্ষিত হৈছে।

অসমত দীর্ঘ কাল ধৰি বসবাস কৰি অহা মুছলমান সকলে
 ৰাজ্যখনৰ ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক আদি সকলো
 দিশতে সক্ৰিয় ভূমিকা প্ৰহণ কৰি অসম তথা বৃহত্তৰ অসমীয়া জাতিক
 মহিমামণ্ডিত কৰি আহিছে। এই প্ৰাচীন ঐতিহ্যসমূহ আমাৰ নৰ প্ৰজন্মই
 জীয়াই ৰখাৰ চেষ্টা কৰিব লাগিব। কিয়নো ইতিমধ্যে আমাৰ উদাসিনতা
 আৰু সংৰক্ষণ তথা লিপিবদ্ধ কৰণৰ অভাৱত আমাৰ বহুতো সম্পদ
 বিস্মৃতিৰ গৰ্ভত হৈৰাই গৈছে। এই সন্ধিক্ষণত অসমৰ মুছলমানসকলৰ
 ইতিহাস, ঐতিহ্য, পৰম্পৰা, বৃহত্তৰ সমাজলৈ অৱদান আদি লিপিবদ্ধ কৰাৰ
 অতি প্ৰয়োজন অনুভৱ কৰিছো। অসমলৈ মুছলমান সকলৰ আগমনৰ লগে
 লগে ইয়াৰ ভাষা, সাহিত্য, সংগীত, চিত্ৰকলা, পোছাক - পৰিচ্ছদ, স্থপতি
 বিদ্যা আৰু খাদ্য আদিত কিদৰে প্ৰভাৱ বিস্তাৰ কৰিলে আৰু তেওঁলোকে
 অসমীয়া জীৱনত কি কি অৱিহণা যোগালে তাৰে সম্যক আলোচনাৰ নিশ্চয়
 আৱশ্যক আছে। কাৰণ, সাম্প্ৰদায়িক সম্প্ৰীতি আৰু জাতীয় সংহতি ৰক্ষাৰ
 বাবে এনে ধৰণৰ সম্বন্ধৰোৱা ফঁহিয়াই আলোচনা কৰাটো অপৰিহাৰ্য বুলি
 বিবেচনা কৰিব পাৰি। অতীতৰ ঐতিহ্য, পাৰম্পৰিক বুজাপৰা ঐতিয়াৰ
 সমাজৰ অসূয়া-অসম্প্ৰীতি দূৰ কৰাত সহায়ক হ'ব বুলি ভৰা হৈছে। এনেবোৰ
 চিন্তা আগত ৰাখিয়ে প্ৰস্তুতিৰ মুছলমান সমাজত প্ৰচলিত ৰীতি-নীতি,
 পৰম্পৰা, উৎসৱ-পাৰ্বণ, গীত-মাত, ভাষা-সাহিত্য সংস্কৃতিলৈ মুছলমান
 সকলৰ অৱদান আদি বিষয় আলোচনা কৰা হৈছে। এই ক্ষেত্ৰত ড° মোহিনী
 কুমাৰ শইকীয়া, মেদিনী চৌধুৰী, আবুচ ছাত্রাৰ, কৰি জমিৰঞ্জিন আহমদ,
 চৈয়দ আবুল মালিক, আবুৰ বহমান আদি বিশিষ্ট গৱেষক, লিখক, চিন্তাবিদ
 সকলে ইতিমধ্যে যথাযথ ভাবে হিন্দু মুছলমানৰ ঐক্য-সংহতিৰ প্ৰতি লক্ষ্য
 ৰাখি বহুতো তথ্যপূৰ্ণ আলোচনা আগবঢ়াইছে। তথাপি মুছলমান সকলৰ
 অসমৰ সমাজ আৰু সংস্কৃতিলৈ অৱদান সম্পর্কে প্ৰণালীবদ্ধভাৱে
 আলোচনা হোৱা নাই। এই চমু প্ৰস্তুতিৰ জৰিয়তে অসমত মুছলমানৰ
 আগমন, কালাতিপাতত সংমিশ্ৰণ, কলা-কৃষ্ণি, চিত্ৰ-শিল্প, লোক-সাহিত্য,

ভাষা, গীত-মাত আৰু সাহিত্যৰ বিভিন্ন ভাগ যেনে- কবিতা, উপন্যাস, চুটিগল্প, নাট, অনুবাদ সাহিত্য, ইচ্ছলামীয় ধৰ্ম-সাহিত্য, শিশু-সাহিত্য, জীৱনী আদিলৈ আগবঢ়োৱা অৱদান সম্পর্কে আলোচনা কৰা হৈছে।

আমি প্ৰস্থখনত উল্লেখযোগ্য লিখক সকলৰ অৱদান সম্মিৰিষ্ট কৰাৰ চেষ্টা কৰিছো হয়তো অজ্ঞাতভাৱে বহুতো ক্ৰটি বৈ যাব পাৰে। আমি তেখেতসকলৰ ওচৰত ক্ষমা-প্ৰার্থী আৰু এনে ক্ৰটি বিচ্যুতিবোৰ আমাক আঙুলিয়াই দিলে আমি পৰম কৃতাৰ্থ হ'ম। ০

সুৰেন দাস মহাবিদ্যালয় , হাজো

আলি আকবৰ হছেইন

২৪ জুলাই ২০১৩

৮০১১২-৬৮৬৩৩

সমন্বয়কৰ দুআষাৰ

‘আল আমিন জনকল্যাণ সমাজ’ গুৱাহাটী, ২০০৩ চনতে প্ৰতিষ্ঠা হোৱা এটা অ-ৰাজনৈতিক অনুষ্ঠান। সমাজৰ দুৰ্গত সকলৰ কল্যাণৰ বাবে, অসমীয়া সমাজৰ পাৰস্পৰিক বুজা পৰা আৰু সাম্প্ৰদায়িক সম্প্ৰীতিৰ মাজেৰে জাতীয় সংহতিৰ এনাজৰীডাল সুদৃঢ় কৰাৰ কাৰণে এই অনুষ্ঠানে এলানি কাৰ্য্যসূচী হাতত লৈছে। বিশেষকৈ অসমৰ মুছলমানৰ ইতিহাস আৰু ঐতিহ্য লিপিৰদৰ কৰি সংৰক্ষণৰ বাবে ‘আল আমিনে’ জন্ম লগ্ৰে পৰা চেষ্টা কৰি আহিছে। বৰ্তমান প্ৰজন্মৰ মুছলমান ডেকাচামৰ বাবে নজনা-নুশনা বহু লোকৰ জীৱনীৰে সমৃদ্ধ “স্মৃতিৰ জিলিঙ্গনিত কেইগৰাকীমান অসমৰ মুছলমান” নামৰ দুখন জীৱনীমূলক গ্ৰন্থ ইতিমধ্যে কমৰজ্জামান আহমদৰ সংকলন আৰু সম্পাদনাত ‘আল-আমিনে’ প্ৰকাশ কৰি উলিয়াইছে। অয়োদশ শতিকাৰ আৰম্ভণিৰপৰা বৰ্তমানলৈকে অসমৰ মুছলমানৰ ইতিহাস আৰু ঐতিহ্য সম্পর্কে কোনো গৱেষণামূলক গ্ৰন্থ নথকাত অসমৰ মুছলমানৰ প্ৰকৃত পৰিচয় কিছু ক্ষেত্ৰত বিকৃত ৰূপত চৰ্চা হৈছে। মুছলমানৰ অৱদান, ঐতিহ্য আৰু ইতিহাস সংৰক্ষণৰ অভাৱত লুপ্ত প্ৰায় হৈছে। সেয়েতে ‘আল-আমিন জনকল্যাণ সমাজে’ অসমৰ সকলো জিলাৰ চিন্তাশীল ব্যক্তি, শিক্ষাবিদ আৰু গৱেষকৰ দ্বাৰা অসমৰ মুছলমানৰ ইতিহাস আৰু ঐতিহ্যৰ ওপৰত গৱেষণা কৰিবলৈ এক পৰিকল্পনা হাতত লৈছে।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ড° মহম্মদ তাহেৰ প্ৰমুখ্যে ড° ইবশাদ আলি, ড° আবু নাছাৰ চান্দ আহমেদ,

অধ্যাপক মুহিউদ্দিন আহমেদ, ড° আলাতাফুৰ বহমান, ড° মাহফুজা বহমান, বফিউল হুছেইন বৰুৱা, আকদাচ আলি মীৰ, আব্দুল মজিদ, অধ্যাপক মণিবুল হুছেইন, কমৰজ্জামান আহমদ, ইনামুল ইচ্ছাম, চাজ্জাদ হুছেইন, চফিউল্লাখনিকৰ (অধুনা প্ৰয়াত), মোহাম্মদ আব্দুল হাৰমাটীন, আব্দুল রাছি, রাজিদুৰ বহমান, অধ্যাপক তুফেইল জিলানি, অধ্যাপক আলি হাইদৰ লক্ষ্মৰ, ড° তোফিকুৰ বহমান বৰবৰা, অধ্যাপক ছাজিদুল হক বৰবৰা, ইমটিয়াজ আলি, অধিবক্তা হাছিমুৰ বহমান, চালেক মহম্মদ আদি বহুতো চিন্তাশীল, বিদ্বান লোক আৰু গবেষকৰ সহযোগত কামত আগবঢ়া এই কাৰ্যকৰ্মণিকাৰ ভিতৰতে ‘আল-আমিন জনকল্যাণ সমাজে’ অসমৰ মুছলমান সকলৰ অতীত আৰু বৰ্তমানৰ সকলোদিশ সামৰি এলানি সম্যক অধ্যয়নপুষ্ট গ্ৰন্থ প্ৰস্তুত কৰাৰ আঁচনি হাতত লৈ ইয়াৰ গধুৰ দায়িত্ব বহন কৰিবলৈ এখনি কেন্দ্ৰীয় উপদেষ্টা সমিতি আৰু বচনাৰ বাবে প্ৰত্যেক বিভাগতে একোখনি বিষয়-বিশেষজ্ঞ সমিতিও গঠন কৰিছে। ইয়াৰে দ্বিতীয়খন গ্ৰন্থৰ উপ-সমিতিৰ আহ্মায়কৰ দায়িত্ব ল'বলৈ মোক উপদেষ্টা সমিতিয়ে আহ্মান জনোৱাত মই ‘আল-আমিন জনকল্যাণ সমাজ’ৰ লগত জড়িত হৈ “অসমৰ মুছলমানং অসমীয়া সাহিত্য আৰু সংস্কৃতিলৈ অবদান” শৰ্বক গ্ৰন্থখনৰ বচনা কৰাৰ দায়িত্ব প্ৰহণ কৰো। মই যথাসন্তোষ সাৰধানতাৰে গ্ৰন্থখনি লিখিবলৈ লওঁ। গ্ৰন্থখনৰ পাণ্ডুলিপিটো শ্ৰদ্ধাৰ ড° মহম্মদ তাহেৰে অতি কষ্ট কৰি তেখেতৰ অসুখ আৰু ব্যস্ততাৰ মাজতো অধ্যায়বোৰ, বিষয়বস্তুৰ ক্ৰম আদি তন্তৰকৈ চাই ঠিক ঠাক কৰি দিছে। ড° ইবন্ধাদ আলিয়েও কেইটামান দৰকাৰী সাল-সলনি কৰিছে আৰু কিছুমান বৈ যোৱা সমল গোটাই দিছে। বফিউল হুছেইন বৰুৱাই পাণ্ডুলিপিটো চাই-চিতি দিছে। মই তেখেত সকলৰ ওচৰত কৃতজ্ঞ। আকদাচ আলী মীৰ চাহেবও কিছু দৰকাৰী নথি-পত্ৰ দি মোক কৃতাৰ্থ কৰিছে। বিষয় বস্তুটো ঠিক-ঠাক কৰোতে কটন মহাবিদ্যালয়ৰ অধ্যাপক ড° পটুনুৰাদিন

চাহাবে আৰু নগাওঁৰ হাজী আনফৰ আলি কলেজৰ অধ্যাপক ড° আব্দুল মালিকেও সহায়ৰ হাত আগবঢ়াইছে। গীত-মাত সমূহ সংগ্ৰহ কৰোঁতে মোৰ শিক্ষাগুৰু ড° প্ৰবীন চন্দ্ৰ দাসে যথেষ্ট সহায় কৰিছে আৰু মোৰ ছাত্ৰ হাজো দলৈতলাৰ চাহজাহান আলি আৰু চাহিদুৰ বহমানে যথেষ্ট কষ্ট স্বীকাৰ কৰিছে। অভিবাসী মুছলমান সকলৰ ওপৰত আলোচিত বহুকেইখন কিতাপ যোগান ধৰি মোৰ সহপাঠী হাফিজ আহমেদে মোক সহায় কৰিছে।

সদৌটিলৈ মোৰ ফালৰ পৰা আৰু আল-আমিনৰ ফালৰ পৰা আন্তৰিক শলাগ জনালোঁ। পুঁথিখনিত বৈ যোৱা ত্ৰুটি-বিচৃতিবোৰৰ বাবে দায়-দোষ মূৰ পাতি লৈ ইয়াত বৈ যোৱা ভুল-আন্তিবোৰ আঙুলিয়াই দি আমাক কৃতাৰ্থ কৰিবলৈ সুধীবৃন্দক মিনতি জনালোঁ। ০

সুৰেন দাস কলেজ,

হাজো

২৪ জুলাই ২০১৩,

ফোন : ৮০১১২-৬৮৬৩৩

আলি আকবৰ হছেইন

সময়স্থান

সূচীপত্র

পৃষ্ঠা

- ♦ মুখ্য সম্পাদকৰ নিবেদন 23-30

- ### প্রথম অধ্যায় ১-১৫

পরিচয়

- ♦ অসমলৈ মুছলমানৰ আগমন, প্রসাৰ আৰু বিতৰণ
- ♦ সংমিশ্রণত গঢ়ি উঠা অসমৰ মুছলমান সমাজখন
- ♦ সহায়ক গ্রন্থপঞ্জী

- ### দ্বিতীয় অধ্যায় ১৭-৪৪

কলা-কৃষ্টি, শিল্প, স্থাপত্য, সংগীত আৰু সমাজ-জীৱনলৈ অৱদান

পরিচয়

- ♦ গীত-নাট আৰু অভিনয় জগতলৈ অৱদান
- ♦ শিল্প আৰু স্থাপত্যলৈ অৱদান
- ♦ চিত্ৰ কলালৈ অৱদান
- ♦ সহায়ক গ্রন্থপঞ্জী
- ♦ প্রাসঙ্গিক আলোকচিত্ৰ

তৃতীয় অধ্যায়

৪৫-১১৫

লোক সাহিত্যজৈ অৱদান

পৰিচয়

(ক) ধৰ্মমূলক গীত-মাত

৫১

- ◆ জিকিৰ
- ◆ নবী গীত
- ◆ সত্য পীৰৰ গীত
- ◆ চৰ চাপৰিৰ গীত
- ◆ মুশিদ গীত
- ◆ বাটুল গীত -১
- ◆ বাটুল গীত -২
- ◆ দেহ বিচাৰৰ গীত

(খ) উৎসৱ পাৰ্বণৰ লগত জড়িত গীত

৬০

১) বিয়া আৰু জোৰণত গীত

- ◆ চেৰা টেক
- ◆ খিজলা গীত
- ◆ বিয়া গীত (হাজো ৰামদিয়াৰ)
- ◆ দৰাৰ টোপনি ধৰিলে গোৱা গীত
- ◆ দৰা ঘৰক মালবস্তু দিলে গোৱা গীত
- ◆ খিচা গীত (হাজো দলৈ তোলাৰ)
- ◆ সান্দহ খুন্দা গীত
- ◆ তেল দিয়া গীত

- ◆ দৰাক গা ধুউৱা গীত
- ◆ দৰাক আদৰি নিয়া গীত
- ◆ দৰাৰ ঘৰৰ মানুহ কইনা ঘৰৰ বভাৰ তলত বহাৰ পাছত গোৱা গীত
- ◆ বিয়া গীত - নলবাৰী অঞ্চলৰ
- ◆ কইনাক গা ধুউৱা গীত
- ◆ কইনা গা ধুই উঠাৰ পাছত গোৱা গীত

২) চুম্বতৰ গীত

৩) হজ গমনৰ সময়ত গোৱা গীত

৪) শ-সংকাৰ সম্পর্কীয় গীত

(গ) কাহিনীমূলক গীত

- ◆ মনসা বা বেউলা লখীন্দাৰৰ গীত- হাজো অঞ্চলৰ
- ◆ তেজীমলাৰ গীত (নামনি অসমৰ মুছলমানৰ মাজত প্ৰচলিত)
- ◆ জাৰী গীত (কাৰবালাৰ)
- ◆ হাইদৰ গাজীৰ গীত
- ◆ কাছিমৰ গীত
- ◆ হৰিণীৰ গীত
- ◆ হৰিণীক গীত

(ঘ) কৰ্মভিত্তিক আৰু ক্রীড়া বিষয়ক গীত

- ◆ ভাটিয়ালী গীত
- ◆ হাউখেলৰ গীত
- ◆ কুঁহিয়াৰ পেৰা গীত
- ◆ চৰ-চাপৰিৰ খেতিয়কৰ পথাৰত গোৱা গীত

৭৪

৯২

- ◆ গৰখীয়াৰ গীত
- ◆ নাও খেলাৰ গীত
- ◆ হাতী মাউতৰ গীত

(ঙ) অন্যান্য গীত

১০৭

- ◆ আইগীত
- ◆ মহখেদা গীত
- ◆ মন্ত্র
- ◆ সহায়ক প্ৰস্থপঞ্জী
- ◆ প্ৰাসঙ্গিক আলোকচিত্ৰ

চতুর্থ অধ্যায়

১১৭-১৭২

ভাষালৈ অৱদান

- ◆ পৰিচয় : অসমলৈ আৰবী, ফাৰ্ছী আদি ভাষাৰ প্ৰৱেশ
- ◆ প্ৰবাদ প্ৰবচন
- ◆ খণ্ডবাক্য /জতুৱা ঠাঁচ
- ◆ আৰবী, ফাৰ্ছী, উর্দু শব্দবোৰৰ উৎস

ক) দিল্লী বা বঙ্গৰ মুছলিম শাসকসকলে আহোম ৰজালৈ দিয়া চিঠি পত্ৰত
উল্লিখিত শব্দ

খ) আহোম ৰজা সকলে দিল্লী আৰু ঢাকালৈ দিয়া চিঠি পত্ৰত উল্লিখিত
শব্দ

গ) আহোম, কোচ আৰু জনজাতীয় শাসকসকলৰ মাজত বিনিময় হোৱা
চিঠি পত্ৰত উল্লিখিত শব্দ।

ঘ) প্ৰশাসন যুদ্ধ বিপ্ৰহ আদিত ব্যৱহৃত শব্দ

ঙ) অসমীয়া জিকিৰ আৰু জাৰীত ব্যৱহৃত শব্দ

চ) কোৱান শ্বেত সততে পোৱা শব্দ

ব্যৱহাৰিক ক্ষেত্ৰৰ ভিত্তিত কিছু আৰৰী, ফাঁৰী, উদ্ধৃশব্দ আৰু সিঁহঁতৰ অসমীয়া
ৰূপৰ ভাগ

ক) ধৰ্মীয় শব্দ

খ) প্ৰশাসনিক শব্দ

গ) সংগীত আৰু বাদ্যযন্ত্ৰ বিষয়ক শব্দ

ঘ) খাদ্য বিষয়ক শব্দ

ঙ) শিক্ষাৰ লগত সম্পর্কিত শব্দ

চ) আদালত, বিচাৰ, ইত্যাদিৰ লগত সম্পর্কিত শব্দ

ছ) পোছাক, পৰিচ্ছদ সম্বন্ধীয় শব্দ

জ) গালি-শপনি, তিৰক্ষাৰ আদিত ব্যৱহৃত শব্দ

ঝ) দৈনন্দিন জীৱনত ব্যৱহৃত শব্দ

◆ সহায়ক গ্ৰন্থপঞ্জী

পঞ্চম অধ্যায়

১৭৩-২৩৪

স্থিতিধৰ্মী সাহিত্যলৈ অৱদান

- ◆ কাব্য সাহিত্য
- ◆ গীতি সাহিত্য
- ◆ উপন্যাস
- ◆ চুটিগল্প
- ◆ নাটক
- ◆ ইছলামীয় ধৰ্মসাহিত্য

- ◆ জীৱনী
- ◆ অনুবাদ
- ◆ শিশু সাহিত্য
- ◆ ভ্রমণ কাহিনী
- ◆ বিবিধ সাহিত্য
- ◆ সংবাদ পত্ৰ আৰু আলোচনী
- ◆ অসমীয়া সাহিত্যলৈ মুছলমান মহিলাসকলৰ অৱদান
- ◆ সহায়ক গ্ৰন্থপঞ্জী

ষষ্ঠ অধ্যায়

২৩৫-২৫১

অসমীয়া সাহিত্যলৈ অভিবাসী মুছলমানৰ অৱদান

- ◆ সহায়ক গ্ৰন্থপঞ্জী

সপ্তম অধ্যায়

২৫৩-২৫৯

বৰাক উপত্যকাৰ মুছলমানসকলৰ গীত-মাত, সাহিত্য আৰু সংস্কৃতি

- ◆ সহায়ক গ্ৰন্থপঞ্জী

পৰিশিষ্ট

২৬১-২৭৪

- ◆ অসমৰ মুছলমান : “ইতিহাস আৰু ঐতিহ্যৰ অধ্যয়ন আৰু গৱেষণা” -
দাতাসকলৰ প্ৰতি কৃতজ্ঞতা
- ◆ ‘আল-আমিন’ৰ কাৰ্যনির্বাহক সমিতি (২০১৩-২০১৫)
- ◆ অসমৰ মুছলমান, প্ৰথম খণ্ড, ইতিহাস আৰু সমাজ’ৰ বিষয়ে মতামত

হীৰেন্দ্ৰ নাথ দত্ত

মুখ্য সম্পাদকৰ নিবেদন

গুৱাহাটীৰ আল-আমিন জনকল্যাণ সমাজে ২০১০ চনৰ দহ অক্টোবৰত এক মহান উদ্দেশ্য আগত লৈ অসমৰ মুছলমানসকলৰ ইতিহাস, ঐতিহ্য, সমাজ, সংস্কৃতি আদি সকলো দিশ সামৰি এক ব্যাপক গৱেষণা হাতত লয় আৰু ইয়াৰপৰা লক্ষ তথ্যসম্ভাৱ কেইখনমান গ্ৰন্থ আকাৰে প্ৰকাশ কৰাৰ সিদ্ধান্ত লয়। বিগত আঠশ বছৰো অধিক কাল এই অসম ভূমিখণ্ডত বাস কৰি ইয়াৰ বৃহত্ত্বৰ সমাজখনৰ অঙ্গ হিচাপে তাৰ সৌষ্ঠৱ বঢ়াই অহা মুছলমানসকল নিশ্চয় অঞ্চলটোৱ এটা তাৎপৰ্যপূৰ্ণ জনগোষ্ঠী। আমাৰ বিশ্বাস এই জনগোষ্ঠীটোৱ অৱদান প্ৰকৃতাৰ্থত উপলব্ধি কৰিবলৈ হ'লৈ ইয়াৰ অতীত আৰু বৰ্তমান আৰু অৱদান সম্যক ভাৱে জানিব লাগিব। এই উদ্দেশ্য আগত বাধিয়েই আল-আমিন জনকল্যাণ সমাজে অসমৰ মুছলমানৰ ইতিহাস, ঐতিহ্য, সমাজ, সংস্কৃতি এই সমস্ত দিশৰোৰ সামৰি গৱেষণাপুষ্ট পাঁচখন গ্ৰন্থৰ এটা লানি প্ৰকাশৰ আঁচনি হাতত লয়। গ্ৰন্থ পাঁচখনত সন্নিৰিষ্ট কৰিবলগীয়া বিষয়বস্তু সমূহ এনে ধৰণৰ : প্ৰথম, অসমৰ মুছলমান : ইতিহাস আৰু সমাজ; দ্বিতীয়, অসমৰ মুছলমান : অসমীয়া সাহিত্য আৰু সংস্কৃতিলৈ অৱদান ; তৃতীয়, অসমৰ মুছলমান : ঐতিহ্য আৰু ৱাক্ফ ; চতুর্থ, অসমীয়া ইছলামীয় ধৰ্মসাহিত্য আৰু পথওম, অসমৰ মুছলমান : ভোগোলিক বিতৰণ আৰু আৰ্থ-সামাজিক অৱস্থা। গৱেষণাভিত্তিক এনে পাঁচখন গ্ৰন্থ প্ৰণয়ন আৰু প্ৰকাশন দৰাচলতে এটা দুঃসাধ্য প্ৰচেষ্টা। কিন্তু আমাৰ দৃঢ় বিশ্বাস ই অসাধ্য নহয়। আঘাতবিশ্বাস আৰু

যোঁথ প্রচেষ্টাৰে আগবাঢ়িলে ইয়াক কৰিব পৰা যাব। প্ৰথম আৰু এই দ্বিতীয় গ্ৰন্থ দুখনিয়ে আমাৰ এই বিশ্বাসৰ সাক্ষ্য দিয়ে।

দৰাচলতে আমাৰ প্ৰথম গ্ৰন্থ যোৱা ১০ নৱেম্বৰ ২০১৩ তাৰিখে আনন্দ উচ্চাসৰ মাজত উন্মোচিত হৈ গৈছেই। এই দ্বিতীয় গ্ৰন্থনিয়েও অনতিবিলম্বে সূৰ্যৰ আলোক দেখিব বুলি আমি আশা কৰিছোঁ। এইটো কথা আগতে উল্লেখ কৰা হৈছে যে বিশ্বৰ মুছলমান আজি বিভিন্ন ধনাঞ্চক আৰু ঋণাঞ্চক প্ৰক্ৰিয়াৰ চাকনৈয়াত ঘূৰ্ণীয়মান। এহাতে মৌলবাদী ক্ৰিয়া-প্ৰক্ৰিয়া, আনহাতে তথাকথিত সাংস্কৃতিক বিশ্বায়ণ আৰু তৃতীয়তে ইউৰোপ, আফ্ৰিকা আৰু আমেৰিকাত বিংশ আৰু একবিংশ শতকাত ইছলামৰ অভূতপূৰ্ব প্ৰসাৰ, ইত্যাদিবোৰ ঘটনাই ইছলাম ধৰ্মটোক আৰু মুছলমানসকলক আন সকলোবোৰ মানুহৰে মাজত জনাৰ আগ্রহ বঢ়াই দিছে। সমগ্ৰ বিশ্বজুৰি মুছলমানসকলৰ প্ৰতি জিজাসু হোৱাৰ এটা কাৰণ হয়তো অমুছলমানসকলৰ মুছলমানৰ প্ৰতি থকা এটা নিৰ্দোষ কৌতুহল। এই কৌতুহলৰ আঁত ধৰি আমি অসমৰ মুছলমান জনগোষ্ঠীটোক বাজ্যখনৰ আন আন জনগোষ্ঠীৰ লগত পৰিচয় কৰাই দিবলৈ প্ৰয়াস কৰিছো যাতে তেওঁলোকে ইছলাম আৰু মুছলমানক প্ৰকৃতাৰ্থত বুজি পায়। এইটোৰো উপৰোক্ত পুথিলানি প্ৰকাশ কৰিবলৈ লোৱা উদ্দেশ্যসমূহৰ এটা।

এই পুথিলানিৰ ভিতৰত ‘অসমৰ মুছলমান ঃঅসমীয়া সাহিত্য আৰু সংস্কৃতলৈ অৱদান’ শীৰ্ষক এই পুথিখন বিশেষভাৱে কষ্টপ্ৰস্তুত আৰু গুৰুত্বপূৰ্ণ, কিয়নো ই অসমীয়া সাহিত্য আৰু সংস্কৃতিৰ লগত জড়িত। সাহিত্য হৈছে সমাজৰ সকলো শ্ৰেণী মানুহৰ সৃষ্টিকামী মনৰ লিখিত প্ৰতিফলন আৰু সংস্কৃতি হৈছে সৃষ্ট পদবোৰ, সেইবোৰৰ ব্যৱহাৰৰ ধৰণ আৰু সংশ্লিষ্ট জনগোষ্ঠীটোৰ আচৰণৰ পৰ্যায়। এই পুথিখনিৰ লেখক ড° আলি আকবৰ হচ্ছেইনে সাতোটা সৰু বৰ অধ্যায়ত এই দুৰ্বহ কামটো সমাধা কৰিছে। ইয়াৰ প্ৰথম অধ্যায়ত অসমলৈ মুছলমানৰ আগমন, প্ৰসাৰ আৰু বাজ্যখনত তেওঁলোকৰ বিতৰণৰ এটা সংক্ষিপ্ত তথা সংমিশ্ৰণত গঢ়ি উঠা

অসমৰ মুছলমান সমাজখন পাঠকলৈ দাঙি ধৰিছে। গ্ৰন্থনিৰ দ্বিতীয় অধ্যায়ত অসমৰ মুছলমানে অসমৰ কলা-কৃষ্টি, শিল্প, স্থাপত্য, সঙ্গীত আৰু সমাজ জীৱনলৈ আগবঢ়োৱা অৱদানৰ কথা ভাগ ভাগকৈ আলোচনা কৰা হৈছে।

তৃতীয় অধ্যায়ত লেখকে অসমৰ লোক-সাহিত্যলৈ মুছলমানসকলে আগবঢ়োৱা অৱদান নিখুঁতভাৱে বৰ্ণনালৈ যত্ন কৰিছে। লোক-সাহিত্যৰ জন্ম হৈছে লোক-গীতৰ বোকোচাত। আদিম মানৱৰ সুখ-দুখ, কষ্ট, বিষাদ, আনন্দ, প্ৰেম, বিৰহ, বেদনা, উন্মাদনা আদিবোৰ একো একোটা উৰ্বৰ মূহূৰ্তত ব্যক্ত হৈছিল গীতৰ ক্ষপত। ইয়াৰ পৰাই আমাৰ প্রত্যেকটো জনগোষ্ঠীৰ মাজত নিজ নিজ লোকগীতৰ সৃষ্টি হৈছে। যুগ যুগ ধৰি সমাজত মানুহৰ মুখে মুখে চলি অহা বিভিন্ন ধৰণৰ লোক-গীতবোৰ অধুনা কালত লিপিবদ্ধ কৰিবলৈ লোৱা হৈছে। ধৰা হৈছে যে এনে ধৰণেৰে লিপিবদ্ধ হ'লৈ আমাৰ মৌখিকভাৱে চলি অহা লোক-গীতবোৰ এটা বৈয়াকৰণিক পৰিসীমাৰ ভিতৰলৈ আহিব আৰু মুখ-বাগৰি বিকৃত হোৱাৰ পৰা বক্ষা পৰিব।

আমি জানো যে ভাৰতৰ প্রত্যেকখন ৰাজ্যতে একাধিক জনগোষ্ঠীৰ বসতি বৰ্তমান। অসমতো জনগোষ্ঠীৰ ভিন্নতা ব্যাপক। এই পৰিপ্ৰেক্ষিতত ক'ব পাৰি যে ইয়াৰ বিভিন্ন জনগোষ্ঠীৰ মাজত সাংস্কৃতিক বিপ্ৰিৰ ঘটাৰ পাৰিলৈই আমি ৰাজ্যখনৰ মঙ্গল আৰু দেশৰ কল্যাণ বুলি ভাবিব পাৰিম। আমাৰ মাজত বিভেদৰ প্ৰাচীৰ তোলাৰ যি অশুভ উদ্যোগ এক শ্ৰেণীৰ লোকে লৈ আহিছে, তাক আমি শিল্প কলা সংস্কৃতিৰ সেৱকসকলে ব্যৰ্থ কৰিবলৈ আগবঢ়াটি আহিবই লাগিব।

এইটো মন কৰিবলগীয়া যে অসমীয়া গীতি সাহিত্য অসমৰ প্রত্যেকটো জনগোষ্ঠীৰ অৱদানেৰে পুষ্ট। বৃহত্তৰ অসমীয়া সমাজত প্ৰচলিত ধৰ্মমূলক গীত-মাতলৈ, জিকিৰ, জাৰী, নবী-গীত, সত্য পীৰৰ গীত, মুৰ্শিদ গীত, বাটুল গীত আদি বিভিন্ন গীতেৰে অসমীয়া মুছলমানসকলৰো চহকী অৱদান আছে। সেইদৰে উৎসৱ-পাৰ্বণৰ লগত জড়িত বিয়াগীত চেৰা চেক,

খিজলা গীত, চুন্নতৰ গীত, গজ গমনৰ গীত, শ-সৎকাৰ সম্পর্কীয় গীততো তেওঁলোকৰ অৱদান বিস্তৰ। আকৌ কাহিনীমূলক গীত যেনে, বেউলা-লখীন্দাৰৰ গীত, তেজীমলাৰ গীত, ছচ্ছেন-হাছানৰ জাৰী গীত, হাইদৰ গাজীৰ গীত, কাছিমৰ গীত, হৰিণীৰ গীত, আদিতো তেওঁলোকৰ অৱদান উপক্ষা কৰিব লগা নহয়। তদুপৰি তেওঁলোকৰ আছে কৰ্ম আৰু ক্ৰীড়াভিত্তিক গীত, যেনে নাওখেলৰ গীত, হাতীমাটতৰ গীত আৰু কুহিঁয়াৰ পেৰা গীত আৰু অন্যান্য গীত-মাত যেনে আইগীত, মহখেদা গীত, মন্ত্ৰ আদি। এনে ধৰণৰ গীতি সাহিত্যলৈ অৱদানৰ উদাহৰণ পুঁথিখনিৰ লেখকে ইয়াত উল্লেখ কৰিছে।

গৃহ্ণখনৰ চতুৰ্থ অধ্যায়টোত মুছলমানসকলৰ চহকী অসমীয়া ভাষালৈ অৱদান বিশদভাৱে আলোচনা কৰা হৈছে। ভাৰতৰ উন্নৰ-পূৱৰ প্ৰান্তত অবিভক্ত গোৱালপোৰা জিলাৰ বাহিৰে আন ক'তো পাঠান বা মোগলৰ শাসন কোনো কালে চলা নাছিল। ত্ৰাচ ইয়াত আৰবী, ফাৰ্ছী আৰু উদুৰ্ভাষাৰ শব্দবোৰ ইমান মুক্ত প্ৰৱেশ কেনেকৈ ঘটিল তাক ড° ছচ্ছেইনে ব্যাপকভাৱে বৰ্ণনা কৰিছে। মন কৰিবলগীয়া যে ইয়াত বসবাস কৰিবলৈ লোৱা মুছলমানসকলে ব্যৱহাৰ কৰা আৰবী, ফাৰ্ছী আৰু উদুৰ্ভ শব্দবোৰ বাহিৰেও, এফালে আহোম আৰু কোচ ৰজা আৰু আনফালে দিল্লী আৰু বঙ্গৰ মুছলমান নৃপতিসকলৰ মাজত হোৱা পত্ৰ বিনিময়, অসমত তেওঁলোকৰ লগত সংঘটিত যুদ্ধ-বিগ্ৰহ, প্ৰশাসন আদিৰ মাজেদিয়ো এনে বহুতো শব্দ অসমীয়া ভাষাত সোমাই পৰিচ্ছিল। কালক্ৰমত বহুতো আৰবী আৰু ফাৰ্ছী মূলৰ শব্দ অসমীয়া কথোপকথন তথা ভাষাত গাই-গুটীয়াকৈ সোমাই পৰাৰ উপৰিও অসমীয়া শব্দৰ লগত যুগ্ম হৈ খণ্ডবাক্য, জতুৱা ঠাঁচ ইত্যাদি হিচাপেও আমাৰ ভাষাত সোমাই পৰা দেখা গৈছে। গৰ-হাজিৰ, দিন-হাজিৰা, চহৰ ফুৰ, মছগুল হ, বাদ-বাকী, বেগাৰ খাট আদি জুটীয়া শব্দবোৰ অসমীয়া আৰু আৰবী-ফাৰ্ছী শব্দৰ এনে মিশ্ৰণ, যে সেইবোৰত অনা অসমীয়া শব্দ একেটাহাঁত আছে বুলিবলৈ টান হয়। লেখক ড° ছচ্ছেইনে এনেবোৰ ক্ষেত্ৰত আৰবী-ফাৰ্ছী শব্দৰ উৎস আলোচনা কৰাৰ বাহিৰেও এই

শব্দবোৰৰ ব্যৱহাৰিক প্ৰেক্ষাপট ফহিয়াই দেখুৱাইছে। তেওঁ এই ক্ষেত্ৰত
শব্দবোৰ ধৰ্মীয়, শিক্ষা, প্ৰশাসনিক, সঙ্গীত আৰু বাদ্য বিষয়ক, খাদ্য বিষয়ক,
আদালত আৰু বিচাৰ বিষয়ক, পোষাক-পৰিচ্ছদ সম্পর্কীয়, গালি-শপনি,
তিবক্ষাৰ-তাচিল্য সম্পর্কীয় আৰু অন্যান্য দৈনন্দিন জীৱনত ব্যৱহৃত আদি
ভাগত ভাগ কৰি দেখুৱাইছে।

পুথিখনিৰ পঞ্চম অধ্যায়ত অসমীয়া সৃষ্টিধৰ্মী সাহিত্যলৈ
মুছলমান সকলৰ অৱদানৰ কথা আলোচনা কৰা হৈছে। ইয়াত উনবিংশ
শতিকাৰ দ্বিতীয়াৰ্ধত অলপ-আচৰণকৈ আৰম্ভ কৰি অধুনাকাললৈকে চলি
থকা তেওঁলোকৰ অসমীয়া কাব্যসাহিত্য, গীতিসাহিত্য, উপন্যাস, চুটিগল্প,
নাটক, ইছলামীয় ধৰ্মসাহিত্য, জীৱনী, শিশুসাহিত্য, ভ্ৰমণ কাহিনী, বিবিধ
আলোচনা, ইত্যাদিলৈ অৱদান সম্যকভাৱে আলোচনা কৰা হৈছে। মন
কৰিবলগীয়া যে মুছলমান সকলৰ মাজৰ উল্লেখযোগ্য প্ৰায় সকলো লেখকৰ
অৱদানেই এই অধ্যায়টিত আলোচিত হৈছে।

গৃহ্ণখনিৰ ষষ্ঠ অধ্যায়টোত অসমীয়া সাহিত্যলৈ পূৰ্ববঙ্গ মূলৰ
অভিবাসী মুছলমানসকলৰ অৱদান আলোচনা কৰা হৈছে। মন কৰিবলগীয়া
যে যোৱা এশ বছৰৰ ভিতৰত পূৰ্ববঙ্গৰপৰা আহি ব্ৰহ্মপুত্ৰ উপত্যকাৰ চৰ
চাপৰি অঞ্চলবোৰত বসবাস কৰিবলৈ লোৱা মুছলমান কৃষিজীৱী
অভিবাসীসকলে ইতিমধ্যে অসমীয়া মাধ্যমৰ স্কুল কলেজ স্থাপন কৰি,
অসমীয়া ভাষা বণ্ণ কৰি, এই ভাষাত সাহিত্য চৰ্চা কৰিবলৈ লৈছে আৰু
বৰ্তমান তেওঁলোকৰ ভালে কেইগৰাকী লেখকৰ অসমীয়া সাহিত্যলৈ
অৱদান উচ্চ পৰ্যায়ৰ বুলি গণ্য কৰা হৈছে।

পুথিখনিৰ শেষৰ সপ্তম অধ্যায়ত বৰাক উপত্যকাৰ
মুছলমানসকলৰ গীত-মাত, সাহিত্য (বাংলা) আৰু সংস্কৃতিৰ এটি চমু
পৰিচয় দাঙি ধৰা হৈছে।

পাঠকৰ সহায়ৰ বাবে গৃহ্ণখনিৰ প্ৰত্যেকটো অধ্যায়ৰ শেষত
একোটাকৈ সংশ্লিষ্ট গৃহ্ণপঞ্জী যোগ দিয়া হৈছে। ই লগতে পুথিখনিৰ
মৌলিকতা আৰু সৌষ্ঠৱ বৃদ্ধি কৰিছে।

আমি এইখিনিতে পঢ়ুৱেসকলৰ ওচৰত এটা বাৰষ্বাৰতা আঙুলিয়াই দি তাৰ বাবে মাৰ্জনা বিচাৰিছোঁ। এই পুথিখনিৰ প্ৰথম অধ্যায়তে ‘অসমলৈ মুছলমানৰ আগমন; প্ৰসাৰ আৰু বিতৰণ’ নামৰ এটা লেখা আগবঢ়োৱা হৈছে। অথচ প্ৰায় তেনে ধৰণৰ ‘অসমত মুছলমান বসতিৰ ৰূপৰেখা’ নামৰ এটি আলোচনা আমাৰ প্ৰথম গ্ৰন্থখনৰ চতুৰ্থ-অধ্যায়তো আগবঢ়োৱা হৈছে। এনে ধৰণৰ বাৰংবাৰতা আমাৰ ইচছাকৃত নহয়। কিন্তু এক দীৰ্ঘকালৰ ইতিহাসৰ ভিত্তিত লেখা তথ্যবোৰ যাতে কোনো প্ৰকাৰে বাদ পৰি নেয়ায় সেইটো নিশ্চিত কৰিবলৈহে প্ৰসঙ্গ সামান্য বেলেগ হলেই আমি কোনো কোনো আলোচনাক একাধিকবাৰোঁ ঠাই দিব লগা হৈছে। এনে ধৰণৰ ত্ৰিটিবোৰ আমাৰ শুভাকাংখীসকলে আঙুলিয়াই দিলে আমি ভৱিষ্যতে সন্তুষ্ট হ'লে এইবোৰ আঁতৰাই দি পুথিখনি সৰৰাঙ্গসুন্দৰ কৰিবলৈ দায়বদ্ধ থাকিম।

এইখিনিতে মন কৰিবলগীয়া যে বহু জাতি উপজাতিৰ সংমিশ্ৰণত গঢ়ি উঠ্যা অসমীয়াৰ দৰে এটা সংমিশ্ৰিত জাতিৰ ভাষা, সাহিত্য, কৃষ্ণি আৰু সংস্কৃতি বহুকালৰ সামাজিক সাংস্কৃতিক ক্ৰিয়া প্ৰক্ৰিয়াৰ ফলাফল। এইদৰে আমি ক'ব পাৰো যে অসমীয়া সমাজ, সাহিত্য, সংস্কৃতি গঢ়ি উঠোতে বহুকাল লাগিছে আৰু এনে দীঘলীয়া কালৰ নিৰ্ভুল ইতিহাস আমাৰ হাতত আছে বুলিব নোৱাৰোঁ। গতিকে এই গ্ৰন্থখনিত আগবঢ়োৱা সকলোবোৰ বিৱৰণ আৰু তথ্য শতকৰা এশভাগেই শুন্দৰ বুলি আমি দাবী কৰিব নোৱাৰোঁ। ইয়াত অনিচ্ছাকৃতভাৱে কিবা ভুল যদি সন্মিৰিষ্ট হৈছে নাইবা কিবা বিষয়/তথ্য বাদ পৰি গৈছে তাক আঙুলিয়াই দি পৰৱৰ্তী সংস্কৰণত সত্য বিৱৰণ আৰু তথ্য আগবঢ়োৱাত আমাক সহায় কৰিবলৈ আমি সানুন্য অনুৰোধ জনালোঁ।

এই পুথিখনি প্ৰস্তুত কৰোঁতে আল-আমিন পুথি প্ৰণয়ন আৰু প্ৰকাশন উপদেষ্টা সমিতিৰ সচিব হাছিবুৰ বহমান, আল আমিন জনকল্যাণ সমাজৰ আগৰ সভাপতি মহম্মদ আব্দুল হারমাইন আৰু বৰ্তমানৰ সভাপতি

ডাঃ তোফিকুৰ ৰহমান বৰবৰাই আমালৈ সকলো প্ৰকাৰৰ সাহায্য আগবঢ়াইছে। তেখেতসকলৰ ওচৰত আমি কৃতজ্ঞ। এই পুথিখনৰ লেখক ড° আলি আকবৰ হচ্ছেইনে বহুতো কষ্টেৰে অসমৰ বিভিন্ন ঠাইত ক্ষেত্ৰ-অধ্যয়ন কৰি তৃতীয় অধ্যায়ত লোক-সাহিত্যলৈ মুছলমানসকলৰ অৱদানৰ তথ্যসমূহ সংগ্ৰহ কৰিছে। অসমৰ গাঁৱে-ভূগ্ৰে পৰি থকা আৰু বৰ্তমানৰ সমাজৰ তথাকথিত আধুনিকিভৱন আৰু বিশ্বায়ণৰ ধার্মখুমীয়াত হেৰাই যাবলৈ ধৰা পৰম্পৰাগত গীত মাতবোৰ সংগ্ৰহ কৰি সাঁচি বৰ্খাটো এতিয়া এক প্ৰকাৰ দুঃসাধ্য কামেই হৈ পৰিছে। বিশেষকৈ বৈদ্যুতীন মাধ্যমৰ অবাধিত আগ্রাসনৰ ফলত ধৰ্মমূলক গীত, উৎসৱ-পাৰ্বণৰ গীত, কাহিনীমূলক গীত, কৰ্মভিত্তিক গীত আৰু ক্ৰীড়াভিত্তিক গীত দ্রুতভাৱে হেৰাই গৈছে। ড° হচ্ছেইনে এইবোৰ অশেষ কষ্টেৰে সংগ্ৰহ কৰিছে।

চতুৰ্থ অধ্যায়তো অসমীয়া ভাষালৈ মুছলমানসকলৰ অৱদান দেখুৱাবলৈ গৈ ড° হচ্ছেইনে প্ৰায় ১৫০০ আমি অসমীয়াত সততে ব্যৱহাৰ কৰা আৰবী, ফাৰ্ছী, তুকী আৰু উদৰ্দু মূলৰ শব্দ সংগ্ৰহ কৰিছে। এইবোৰৰ ভিতৰত অলপ-অচৰণ শব্দ একাধিক বাৰ উপস্থাপিত হলেও অধিকাংশ শব্দই এবাৰহে উল্লেখিত হৈছে। শব্দবোৰ আমাৰ দৈনন্দিন জীৱনত এনেভাৱে সোমাই পৰিছে যে সেইবোৰ কোনো পথ্যে আচছৰা যেন নেলাগো। ড° হচ্ছেইনে এনে বৃহৎ শব্দভাণ্ডাবলৈ আঙুলিয়াই দি অসমীয়া ভাষাৰ এটা উল্লেখযোগ্য দিশ আমাৰ আগত উপস্থাপন কৰিছে।

পুথিখনিৰ প্ৰস্তুতিত যুটীয়া সম্পাদকদ্বয় ড° ইৰশাদ আলি আৰু কমৰজ্জামান আহমদে মৌলৈ বহুতো সহায় আগবঢ়াইছে। তাৰ বাবে তেখেতসকল ধন্যবাদৰ পাত্ৰ। কমৰজ্জামান আহমদে আৰবী-ফাৰ্ছী আৰু উদৰ্দু মূলৰ শব্দবোৰ উচ্চাৰণৰ ভিত্তি যথাসম্ভৱ শুনুকৈ অসমীয়ালৈ লিপ্যন্তৰ কৰিবলৈ চেষ্টাৰ ঝঁঢ়ি কৰা নাই। তদুপৰি তেখেতে চূড়ান্ত ডি টি পি আৰু মুদ্ৰণৰ সময়ছোৱাত আৰ্হি কাকত সংশোধন, নতুন তথ্য আৰু পৰিশিষ্ট সংযোজন আদি যাৰতীয় ব্যৱস্থাপনাবে আমালৈ সহায়

আগবঢ়াইছে। তেখেতৰ মই পুনৰ এবাৰ শলাগ নলৈ নোৱাবিলো। আল-আমিনৰ বৰ্তমানৰ যুটীয়া সম্পাদক মেহমুদুৰ ৰেহমান বৰাই পুথিখনৰ সম্পাদনা আৰু মুদ্ৰণৰ পৰ্যায়ত যাৰতীয় ব্যৱস্থাপনাবে আমাক যথেষ্ট সহায় কৰিছে। তাৰ বাবে তেওঁৰ শলাগ ল'লো। মুদ্ৰক মাইক্ৰ কম্প'টেকৰ স্বত্তাধিকাৰীলৈকে আমাৰ ধন্যবাদ থাকিল।

আমাৰ গ্ৰন্থলানিব এই দ্বিতীয়খন প্ৰস্তুয়ো, প্ৰথমখনৰ দৰে পাঠক সমাজত সমাদৰ পাৰ বুলি আমি আশাৰাদী।

পুথিখনিয়ে অসমৰ মুছলমান সমাজক আকৌ এবাৰ আত্মগোৰৱেৰে সামান্যতম গৰীয়ান কৰিব পাৰিলে আৰু ই অসমৰ বৃহত্তৰ সমাজৰ সমন্বয়লৈ অকণমানো অৰিহণা যোগাব পাৰিলে আমি আমাৰ কষ্টৰ সাৰ্থকতা উপলব্ধি কৰিম। ০

মহম্মদ তাহেৰ
মুখ্য সম্পাদক

প্ৰাগম্যেতিষ নগৰ

গুৱাহাটী- ৭৮১০১৪

৮ ফেব্ৰুৱাৰী, ২০১৪

ফোন : ০৩৬১-২৫৭১১৮০

প্রথম অধ্যায়

পরিচয়

অসমলৈ মুছলমানৰ আগমন, প্ৰসাৰ আৰু বিতৰণ

সংমিশ্ৰণত গঢ়ি উঠা অসমৰ মুছলমান সমাজখন

সহায়ক গ্ৰন্থপঞ্জী

প্রথম অধ্যায়

পৰিচয়

অসমলৈ মুছলমানৰ আগমন, প্ৰসাৱ আৰু বিতৰণ

ভাৰতৰ প্ৰায় ১৪ কোটি মুছলমান লোকৰ ভিতৰত অসমত প্ৰায় ৯০ লাখে বসবাস কৰে। সৰ্বভাৰতীয় ১২% শতাংশৰ বিপৰীতে অসমৰ মুছলমানৰ মুঠ জনসংখ্যাৰ হাৰ ৩০%। দেশখনত মুছলমানসকল হ'ল বৃহত্তম সংখ্যালঘু সম্প্ৰদায়। এই সম্প্ৰদায়টো অসমৰ জাতীয় জীৱনৰ লগত মিলি যোৱাই নহয়, ই জাতীয় জীৱনলৈ যথেষ্ট অৰিহণাৰ্থ আগবঢ়াইছে। অসমকে নিজৰ মাতৃভূমি হিচাপে গ্ৰহণ কৰি মুছলমানসকলে অসমীয়া ভাষা, সাহিত্য, সংস্কৃতি, চিত্ৰকলা, কলা-কৃষ্ণি, নাটক, কথাছবি, সংগীত, স্থাপত্য, ভাস্কৰ্য্য, কৃষি, উদ্যোগ, ব্যৱসায়, বাণিজ্য আদি সৰোদিশত অৱদান আগবঢ়াই আহিছে। বিদেশী আক্ৰমণকাৰীৰ বিৰুদ্ধে দেশৰ স্বাধীনতাৰ হকে, অসমীয়া ভাষা প্ৰতিষ্ঠাৰ কাৰণে, মাধ্যম আন্দোলনৰ হকে, শোধনাগাৰ প্ৰতিষ্ঠাৰ কাৰণে আৰু বিদেশী বিতাড়নৰ কাৰণে যুঁজ দিবলৈ তেওঁলোক সততে আগবঢ়াই আহিছে। ৰাজনৈতিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক আদি দিশত বৰঙণি যোগোৱাৰ উপৰিও সংবাদ মাধ্যম, খেলজগত, আইন-কানুন, পোছাক-পৰিচ্ছদ, খাদ্য আৰু বন্ধন প্ৰকৰণ, শিক্ষা, শিল্পকৰ্ম, অভিনয় জগত, চিকিৎসা বিজ্ঞান, চাহ-ব্যৱসায় আদিলৈ তেওঁলোকে যথেষ্ট অৰিহণা আগবঢ়াই আহিছে। আমাৰ এই আলোচনাৰ যোগেদি অসমৰ মুছলমানসকলৰ অসমীয়া জাতীয় জীৱনলৈ আগবঢ়োৱা অৱদানৰ

বিষয়ে এটি খতিয়ান দিয়াৰ প্ৰয়াস কৰা হৈছে। নিঃস্বার্থ আৰু নিৰপেক্ষ দৃষ্টিবে এই অৱদান সমূহৰ স্বীকৃতি আৰু মূল্যায়ন হ'লৈ আৰু এইবোৰ সম্পর্কে সম্যক জ্ঞান লাভ কৰিব পাৰিলে, নিশ্চয় সমাজত পৰাস্পৰিক বুজাবুজি, সহযোগিতা আৰু আন্তৰিকতা যথেষ্ট বৃদ্ধি পাৰ আৰু অসমীয়া সমাজখন সমৃদ্ধশালী হোৱাৰ উপৰিও বিভিন্ন গোষ্ঠীৰ মাজত সংহতিৰ এনাজৰী ডাল চিৰদিনৰ বাবে শক্তিশালী হৈ থাকিব। এই আলোচনাৰ আৰম্ভণিতে মুছলমানসকলৰ অসমলৈ আগমন, সংমিশ্ৰণ, সমাহৰণ আৰু অসমীয়া জাতীয় জীৱনৰ লগত একত্ৰীকৰণ হোৱা প্ৰক্ৰিয়া, ইত্যাদিৰ বিষয়ে জনাৰ প্ৰয়োজন।

অসমৰ সংস্কৃতি সমঘয়ৰ সংস্কৃতি। অসমীয়া সমাজখন বিভিন্ন জাতি উপজাতি আৰু জনগোষ্ঠীৰ সংমিশ্ৰিত সমষ্টি। অসমৰ মুছলমানসকল এই বৃহত্ত্ব অসমীয়া সমাজখনৰ অবিচ্ছেদ্য অংগ। ভাৰত তথা অসমলৈ মুছলমান সকলৰ আগমন বেচ পুৰণি। মালাৱাৰ অধওলত ইছলাম প্ৰৱৰ্তনৰ পূৰ্বেই আৰব বনিকে বসবাস কৰিবলৈ লৈছিল বুলি অনুমান কৰাৰ খল থকাৰ দৰে অসমৰো তুকী-মোগল আদি ৰাজশক্তিৰ আক্ৰমণৰ কেইবা শতিকা পূৰ্বে মুছলমানৰ লগত সম্পর্ক ঘটিছিল বুলি ধাৰণা কৰা হয়। জনশক্তি অনুসৰি খ্ৰিষ্টীয় চতুৰ্থ শতিকাত প্ৰাচীন কামৰূপ বজা শংকলা দিবে গৌড় নগৰ প্ৰতিষ্ঠা কৰিছিল। এই শংকলাদিৰ ৰাজত্বকালত পাৰস্য সন্দ্বাট আফিচিয়াবে হেনো গৌড় আক্ৰমণ কৰিছিল। মধ্যযুগত অসমৰ মাজেদি আক্ৰমণকাৰী তুকীসকলে বাট বিচৰাৰ দৰে, পাৰস্য সন্দ্বাট আফিচিয়াবেও সন্তোষ চীন দেশৰ পৰা ঘূৰি যাবলৈ চীন ভূখণ্ড অতিৰিক্ত নকৰি অসমৰ মাজেদি পাৰস্যলৈ বাট বিচাৰিছিল। প্ৰাচীনকালৰে পৰা এছিয়া আৰু ইউৱোপৰ ভিন ভিন জাতিয়ে সেই সময়ত অসমক চীনৰ দুৱাৰমুখ ৰাপে গণ্য কৰিছিল।

বুৰঞ্জীয়ে কোৱামতে অসমত প্ৰথম তুকী সকলৰ আক্ৰমণ হয় ১২০৬ খৃঃত মহন্মদ বিন বখতিয়াৰ খিলজীৰ দ্বাৰা। উত্তৰ গুৱাহাটীত থকা

কাগাই বৰশী বোৱা শিলালিপি অনুসৰি (প্রাচীন কামৰূপৰ বুৰঞ্জী,
পঃ -১২৪)

‘শাকে তুৰগ যুগ্মে মধুমাস অৱোদশে
কামৰূপম সমাগত্য তুৰঙ্কাঃ ক্ষয়মায়সুঃ’।

তুকীসকলৰ ভালেমান কামৰূপত ধৰ্ম হৈছিল। ১২০৬ খঃৰ পৰা ১৬৮২
খঃলৈ তুকী আৰু মোগল আদি বাজ শক্তিয়ে বহুবাৰ অসম আক্ৰমণ
কৰিছিল। মুছলমানসকল অসমলৈ আহিছিল কেতিয়াবা সেই সামৰিক
অভিযানবোৰৰ সেনা হিচাপে, কেতিয়াবা বণিক হিচাবে, কেতিয়াবা ধৰ্ম
প্ৰচাৰক হিচাপে। তদুপৰি আহোম ৰজাসকলে বহুত কাৰিকৰী জ্ঞান থকা
মুছলমান মানুহ আমন্ত্ৰণ কৰিও আনিছিল। ড° সুৰ্য্য কুমাৰ ভূঞ্গৰ “স্বৰ্গদেউ
ৰাজেশ্বৰ সিংহ” গ্ৰন্থনত উল্লেখ কৰা মতে ৰজাই বিচৰাই অনা মুছলমান
সকল আছিল-

(১) আখৰকটীয়া (২) খাৰঘৰীয়া (৩) শেন চোৱা (৪)
কাৰ্চিপৰ বন কৰা (৫) জলমবটা (৬) কমাৰ (৭) গুণাকটীয়া (৮)
ফাঁচীপটীয়া (৯) মুদ্ৰা সাঁচত মৰা (১০) মিণ্টি (১১) ৰাজমিণ্টি (১২) ৰহন
কৰা (১৩) চিৰকৰ (১৪) হিলে গঢ়া ওষাদ কাৰিকৰ (১৫) নারৰীয়া (১৬)
দেৱলীয়া পাইক (১৭) মৰীয়া আদি নানা বিদ্যাত পার্গত বা নিপুণ লোক।

তাৰোপৰি সাম্প্রতিক কালৰ অসমৰ খিলঞ্জীয়া মুছলমান সমাজ
বুলিলে তলত উল্লেখ কৰা লোকসকলৰ উভৰ পুৰুষেৰে সৃষ্টি হোৱা
সমাজখনকে সূচায়-^১

- ১) যুদ্ধবন্দী সকল।
- ২) যুদ্ধত আহি উভতি নঁগৈ অসমত বসতি কৰা সকল।
- ৩) পাঠান, মোগল সেনাপতিৰ লগত অহা মুছলমান পঞ্জিত আৰু পীৰ
ফকীৰসকল।

^১ ড° সুৰ্য্য কুমাৰ ভূঞ্গ : স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ, পঠা -১৭১

- ৪) আহোম আৰু কোচ ৰজাই অনোৱা আৰু জীৱিকাৰ অৰ্থে অহা
কলানিপুণ সকল।
- ৫) উভৰ ভাৰতৰ পীৰ ফকীৰ সকল।
- ৬) ধৰ্মান্তৰিত লোকসকল।

এই সকলৰ বাহিৰেও যোৱা ১২০ বছৰমানৰ ভিতৰত পূৰ্ববঙ্গৰ
পৰা প্ৰজিত বহুতো অভিবাসী মুছলমান এতিয়া অসমত আছে।

মুছলমানসকল ধৰ্মীয় তথা মতাদৰ্শভাৱে এক সমতাৰ নীতিত
বিশ্বাসী হলেও বাস্তৱ ক্ষেত্ৰত তেওঁলোকৰ মাজত ভাৰতত তথা অসমতো
সামাজিক বিভাজন দেখা যায়। ভাৰতীয় মুছলমানসকল চুন্নী আৰু চিয়া এই
দুটা ভাগত বিভক্ত। ইছলামীয় আইনৰ চাৰিটা মতৰ ভিতৰত ভাৰতীয়
চুন্নীসকলৰ বেছিভাগেই হানিফী মত মানি চলে। দাক্ষিণাত্যৰ কেৰেলা আৰু
কণ্ঠটকৰ দক্ষিণাংশত চাফি মতাবলম্বী লোকৰ সংখ্যা অলগ সৰহ আৰু
গুজৰাটত চুন্নী মালিকী মতাবলম্বী লোক অধিক আছে। চতুৰ্থ মত,
হাস্মালীৰ অনুগামী ভাৰতত কম। চিয়াসকলৰ মাজতো আৰু অন্তৰ্ভিভাজন
দেখা যায়। ভাৰতীয় মুছলমান সমাজৰ আন এটা বিভাগ বিখ্যাত পণ্ডিত
শ্যাম চৰণ ডুবেই তেখেতৰ ‘Indian Society’ গ্ৰহত উল্লেখ কৰিছে। তেওঁ
উল্লেখ কৰা ভাগ দুটা হ'ল- আশ্রক আৰু আজলফ। আশ্রক গোষ্ঠীৰ
গোটসমূহ হ'ল- ছৈয়দ, শেখ, মোগল, পাঠান ইত্যাদি। আজলফ সকল হিন্দু
নিন্মবৰ্গৰ পৰা ধৰ্মান্তৰিত।

সাধাৰণতে ব্ৰহ্মপুত্ৰ উপত্যকাৰ খিলঞ্জীয়া মুছলমানক চাৰিটা
প্ৰধান ভাগত বা সামাজিক গোটত ভাগ কৰিব পাৰি- ছৈয়দ, শেখ, মৰীয়া
আৰু দেশী বা উজানী মুছলমান। ইয়াৰ বাহিৰেও বৰাক উপত্যকাৰ
খিলঞ্জীয়া মুছলমানক এটা সামাজিক গোট আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ
পূৰ্ববঙ্গ মূলৰ অভিবাসী মুছলমানক আন এটা সামাজিক গোট বুলি ধৰিব
পাৰি।

অসমৰ অসমীয়া মুছলমান কম বেছি পৰিমাণে সমগ্ৰ ব্ৰহ্মপুত্ৰ
উপত্যকাতে সিঁচৰতি হৈ আছে। ছৈয়দ সকলে ইছলাম ধৰ্মৰ প্ৰচাৰক হজৰত

মহন্মদ (ছঃ) ৰ জীয়ৰী ফাতেমাৰ বৎসুৰ বুলি দাবী কৰে। প্ৰধানকৈ উজানি অসমৰ কেবাখনো জিলা তথা নামনি অসমৰ কামৰূপ জিলাৰ বাইহাটা, বঙ্গীয়া অঞ্চলত অধিকাংশ হৈয়েদ মুছলমানে বসবাস কৰে। আহোম ৰজা চুহংমুঙৰ বাজত্বকালত সেনাপতি তুৰ্বকৰ ১৫৩২ খঃৰ আক্ৰমণৰ সময়ত যুদ্ধবন্দী সৈনিকসকল মৰীয়া নামে জনাজাত। তেওঁলোক ঘোৰাৰ দাঁহ যোগাৰ, পিতলৰ টো, লোহা, কলহ আদি প্ৰস্তুতিৰ কামত নিযুক্ত হৈছিল। ব্ৰহ্মপুত্ৰ উপত্যকাৰ সৰহ সংখ্যক থলুৱা মুছলমানেই ‘শেখ’ হিচাপে পৰিচিত।

১৮৯১ চনৰ লোক পিয়ল প্ৰতিবেদনত অসমত ইছলাম ধৰ্মত দীক্ষা লোৱা মুছলমান সকলক শেখ বুলি কোৱা হৈছে। আহোম ৰজা বৰুৱসিংহই বিভিন্ন বৃত্তি পার্গত আঠোটা কাৰিকৰ পৰিয়াল আনিছিল। এওঁলোকো ‘শেখ’ হিচাপে পৰিচিত। পশ্চিম অসমৰ (অবিভক্ত গোৱালপারা জিলা) মুছলমান সকলক দুটা নামেৰে জনা যায়- উজানী আৰু ভাটীয়া। উজানী মুছলমানসকল থলুৱা। তেওঁলোকক ‘দেশী’ বুলিও জনা যায়। ঘাইকৈ বিংশ শতকাত পূৰ্ব বংগ, পূৰ্ব পাকিস্তান আৰু বাংলাদেশৰ পৰা আহি অবিভক্ত গোৱালপারা জিলাত বসবাস কৰিবলৈ লোৱাসকল হৈছে ভাটীয়া। থলুৱাসকলে গোৱালপৰীয়া উপভাষা ব্যৱহাৰ কৰে। ভাটীয়াসকলে পূৰ্ব-বংগীয় উপভাষা ব্যৱহাৰ কৰে যদিও বৰ্তমান অসমীয়া মাধ্যমতে শিক্ষাদীক্ষা গ্ৰহণ কৰিবলৈ লৈছে। ইয়াৰ উপৰি অসমলৈ উত্তৰ প্ৰদেশ, বিহাৰ আদিৰ পৰা ব্যৱসায় তথা বিভিন্ন কৰ্মসূত্ৰে আহি ইয়াতে চিৰস্থায়ীকৈ থাকি যোৱা কচাই সকল, জোলাসকল, লোপ-তোচক তৈয়াৰ কৰা লোকসকল, নাপিতসকল অসমৰ মুছলমান সমাজত অন্তৰ্ভুক্ত হৈছে।

সংমিশ্রণত গঢ়ি উঠা অসমৰ মুছলমান সমাজখন

মানৰ সমাজৰ ইতিহাস প্ৰৱজনৰ ইতিহাস। দেশ বিজয়, বেহা-বেপোৰ, জীৱনধাৰণৰ উপায় অনুসন্ধান বা জীৱনৰ নিৰাপত্তাৰ বাবে বিভিন্ন জনগোষ্ঠীয়ে ঐঠাইৰ পৰা আনঠাইলৈ প্ৰৱজন কৰে। ইতিহাসৰ বিভিন্ন

সময়ত অসম তথা উত্তৰ পূৰ্ব ভাৰতলৈ তিৰুত, চীনদেশৰ যুনান, ম্যানমাৰ, থাইলেণ্ড, গংগা উপত্যকা আৰু বংগদেশৰ পৰা প্ৰৱেজনৰ সোঁত চলি আছিল। ১২০৬ খৃঃব্ৰহ্মতিৰ খিলিজীৰ আক্ৰমণৰ পৰা ১৬৮২ চনৰ ইটাখুলিৰ ৰণৰ সময়লৈ এই চাৰিশ ছয়সত্তৰ বছৰীয়া দীঘলীয়া সময়ছোৱাত দিল্লীৰ পাঠান, তুকী, মোগল বজাসকলে আৰু গৌড়ৰ নবাব সকলে মুঠতে ১৭ বাব অসম আক্ৰমণ কৰিছিল। এই আক্ৰমণকাৰী সৈন্য বাহিনীৰ লগত অধিকাংশ মুছলমান সৈন্য থকাৰ উপৰিও যুদ্ধৰ কামত তথা বহুতো কাৰিকৰ, মিস্ট্ৰি, দজ্জলী, বৰতোপ মেৰামত কৰা লোক, খাৰ-বাৰুদ প্ৰস্তুত কৰা লোক, টোকা লিখক (scribe), গায়ক, বাদক, পুৰোহিত, ফকীৰ, বহুৱা (jestor), চিকিৎসক (হেকিম), পশু (হাতী আৰু ঘোঁৰা) চিকিৎসক, জৰীৰ কামৰ সৈতে জড়িত লোক আদিও আছিল। আক্ৰমণকাৰী সৈন্য আৰু তেওঁলোকৰ লগত অহা উপৰোক্ত লোকসকলেৰে অসমৰ মুছলমান সমাজখন গঠন হৈছে বুলি কৰ পাৰি। প্ৰাচীন অসমত বাজশক্তিতকৈ ধৰ্ম প্ৰচাৰকসকলে আৰু পীৰ ফকীৰসকলে ইছলাম প্ৰচাৰ আৰু প্ৰসাৰত অধিক সফলতা অৰ্জন কৰিছিল। গিয়াচুদিন আউলীয়া, আজান ফকীৰ আদি ধৰ্মপ্ৰচাৰসকলে অসমৰ ভাষা শিকি অসমৰে তিৰোতা বিয়া- বাৰু কৰাই অসমীয়া সংস্কৃতিৰ লগত মিলি গৈছিল। বজাঘৰীয়া পৃষ্ঠপোষকতা, আহোম বজাসকলৰ উদাৰ মনোভাৱ আৰু শক্ষৰ-মাধৰৰ ভক্তিধৰ্মৰ সহনশীলতাই ইছলাম প্ৰচাৰ হোৱাত যথেষ্ট সহায়ক হৈ পৰিছিল। আহোমৰ ছশবছৰীয়া বাজত্বৰ অন্তত ১৮২৬ খৃষ্টাব্দৰ ইয়াগুৰু সন্ধিৰ ফলত অসম ইংৰাজৰ হাতলৈ যায়। উনবিংশ শতকাৰ শেহৰ পৰা অৰ্থনৈতিক কাৰণত পূৰ্ব বংগৰ পৰা কৃষিজীৱী মুছলমান শ্ৰমিকৰ সোঁত অসমলৈ বৰলৈ ধৰে। এওঁলোকে প্ৰথমে ৱৰক্ষাপুত্ৰ উপত্যকাৰ চৰ-চাপৰিত বসতি কৰিবলৈ লয়। গতিকে বৰ্তমান অসমৰ মুছলমান সমাজ বুলিলৈ তলত দিয়া লোক সকলক সামৰি লয়ঃ (১) ১২০৬ খৃষ্টাব্দৰ পৰা ১৬৮২ খৃষ্টাব্দৰ ভিতৰত ঘটা ৰণবোৰত বন্দী হৈ থাকি যোৱা লোকসকলৰ সতি-সন্তননিসকল। এওঁলোকৰ ভিতৰত আছে ১৫৩২

চনৰ যুদ্ধবন্দীৰ উত্তৰ- পুৰুষ মৰীয়া সকল, (২) পীৰ ফকীৰসকলৰ বংশধৰ (৩) ধৰ্মান্তৰিত সকল, (৪) আহোম ৰজাই অনা নিপুণ কাৰিকৰসকল, (৫) চাহ বাগিচাৰ বনুৱা হিচাপে অহা জোলা মুছলমানসকল (৬) যোৱা এশ মান বছৰৰ ভিতৰত অহা পূৰ্ববঙ্গ মূলৰ মুছলমানসকল। ২০০১ চনৰ লোকপিয়লমতে অসমত মুছলমানৰ সংখ্যা ৮২,৪০,৬১১ জন। ইয়াৰে ১৩,৬২,১১৪ জন হল বৰাক উপত্যকাৰ বাংলাভাষী মুছলমান, ২২-২৩ লাখমান খিলঞ্জীয়া অসমীয়া মুছলমান আৰু বাকী ৪৫-৪৬ লাখমান পূৰ্ববংগীয় মূলৰ অভিবাসী মুছলমান।

মুছলিম সংস্কৃতি বুলিলেই দান আৰু গ্ৰহণৰ, দিয়া আৰু লোৱাৰ সংস্কৃতি। ৰস্মাপুত্ৰ উপত্যকালৈ অহা মুছলমান সকলে অতি কম সময়ৰ ভিতৰতে অসমীয়া সামাজিক আৰু সাংস্কৃতিক জীৱনত সম্পূৰ্ণৰূপে নিজকে মিলাই দিব পাৰিছিল। থলুৱা মাত-কথা, আচাৰ-ব্যৱহাৰ, নীতি-নিয়ম সকলো গ্ৰহণ কৰি তেওঁলোকে অসমত স্থায়ীভাৱে বসবাস কৰিবলৈ ললে। যুদ্ধবন্দীসকলৰ যিসকল অসমত থাকি গ'ল তেওঁলোকে স্থানীয় তিৰোতা গ্ৰহণ কৰি অসমীয়া সমাজৰ লগত মিলি গ'ল। তেওঁলোকৰ বংশধৰ সকল মুছলমান সংস্কৃতিতকৈ অসমীয়া সংস্কৃতিৰ প্রতিহে অধিক আকৃষ্ট হোৱা দেখা গৈছিল। অসমীয়া মুছলমানৰ দৈনন্দিন জীৱনত ইছলামীয় প্ৰভাৱতকৈ থলুৱা প্ৰভাৱহে বেছিকৈ দেখা যায়। সামাজিক জীৱনত অসমীয়া মুছলমান সকলে অসমীয়া হিন্দু সমাজৰ বহতো ৰীতি-নীতি মানি চলা দেখা যায়। অসমীয়া হিন্দু সমাজৰ নিচিনাকৈ অসমীয়া মুছলমান সকলেও ব্যৱহাৰ কৰা সম্বন্ধমূলক শব্দবোৰ মিল দেখা যায়। শাহ, শহৰ, বোৱাৰী, জেঠাই, ককাই, মোমাই আদি সম্বন্ধবাচক শব্দবোৰ উভয় সম্প্ৰদায়ৰ মাজত প্ৰচলিত। অসমীয়া হিন্দু সমাজত প্ৰচলিত অনেক লোক-বিশ্বাস আৰু নীতি-নিয়ম মুছলমান সমাজতো বিদ্যমান। অসমীয়া মুছলমানে মানি চলা জন্ম, মৃত্যু আৰু বিবাহ সম্পর্কীয় নীতি-নিয়ম আৰু লোক বিশ্বাসসমূহ ইছলামীয় নিয়মেৰে সৈতে খুব কমেই সম্পৰ্কিত।

এইবোৰ অসমীয়া হিন্দু সমাজৰ সৈতেহে প্ৰায় একে। সন্তান জন্মৰ পাছত প্ৰসূতি আৰু সন্তানক ভূত-প্ৰেত, অপায়-অমঙ্গলৰ পৰা বচাবলৈ প্ৰসূতিৰ ঘৰৰ দুৱাৰমুখত বগৰী জেং, আমপাত আদি আৰি দিয়া, প্ৰসূতিয়ে লগত এখন কটাৰী বা দা ৰখা বা তুঁহ জুই লগোৱা আদি নিয়মবোৰ হিন্দু মুছলমান দুয়োখন সমাজতে একে।

খাদ্য আৰু ৰঞ্জন প্ৰণালীৰ ক্ষেত্ৰত হিন্দু মুছলমান দুয়োটি সম্প্ৰদায়ৰ মাজত বেছি পাৰ্থক্য দেখা নাযায়। ধৰ্মীয়, বাধা নিষেধৰ ফলত কেইবিধমান খাদ্য সামগ্ৰীৰ বাহিৰে অসমীয়া মুছলমানে অন্যান্য সকলো ধৰণৰ খাদ্য সামগ্ৰী যেনে- টেঙা, খাৰণি, খৰিচা, কাছদি, খাৰলি, তিল পিঠা, সুতুলি, পিঠা, চুঙা পিঠা, ফেনী পিঠা, ভাত পিঠা, ঘিলা পিঠা, কোমল চাউল, সান্দহ, কৰাই লাডু আদি ব্যৱহাৰ কৰে।

অসমীয়া মুছলমান তিৰোতায়ো হাঁহে-বাঁহে জুতি লগাই ৰান্ধিৰ জানে। ও টেঙা আৰু মাটি মাহৰ আঞ্চাখনো পাগত তুলিব পাৰে। আজিকালি পোলাও, কোৰ্মা, পৰষ্ঠা আজি দুয়োটা সম্প্ৰদায়ে সমানে গ্ৰহণ কৰে।

অসমীয়া মুছলমানসকলে নাম আদি ৰাখোতে বিশেষকৈ দৈনন্দিন মতা নামটো ৰাখোতে ইছলামীয় প্ৰভাৱতকৈ স্থানীয় উপাদানকহে বেছি গুৰুত্ব দিয়া দেখা যায়। বাপ, সোণ, ধন, ভাইটি, বোপাই, তগৰ, গোলাপ, মাজনী, মইনা, জোনমাই, কনমাই, সৰধন, চেনেহী, ৰূপহী, ৰজত, মহিম, মুকুত আদি নামবোৰ হিন্দু মুছলমান উভয়ে ৰাখে। এনে নামবোৰৰ শেষৰ ফালে পুৰুষৰ ক্ষেত্ৰত ছেখ বা আলি আৰু মহিলাৰ ক্ষেত্ৰত নিছা, বেগম বা বিবি লগাই মুছলমান নাম কৰা হয়। শইকীয়া, বৰা, বৰুৱা, কাকতি, চৌধুৰী, হাজৰিকা আদি হিন্দু মুছলমান উভয় সম্প্ৰদায়ে ব্যৱহাৰ কৰা আহোম ৰজা ঘৰে দিয়া বৃত্তি ভিত্তিক উপাধি।

পোছাক পৰিচ্ছদ, লোক বিশ্বাস, ৰীতি-নীতিৰ ক্ষেত্ৰতো অসমীয়া মুছলমানসকল আৰু হিন্দু সমাজৰ মাজত বিশেষ পাৰ্থক্য দেখা নাযায়।

ভাষাৰ ক্ষেত্ৰতো অসমীয়া মুছলমান আৰু অসমীয়া হিন্দু সমাজৰ দৈনন্দিন ব্যৱহৃত ভাষা একেটাই। অৱশ্যে মুছলমানসকলে ঘৰৱাভাৱে মৌলুদ, জলচা, মজলিচ আদি ধৰ্মীয় কাম কাজত আৰবী, উর্দু, ফার্শী আদি শব্দ বেছিকৈ ব্যৱহাৰ কৰা দেখা যায়।

১৫৩২ খৃঃৰ যুদ্ধৰ সময়ত সেনাপতি তুৰ্বকৰ সৈন্যই বন্দুক বাৰুদ ব্যৱহাৰ কৰিছিল। আহোম ৰজা গদাধৰ সিংহৰ সময়ত ১৬৯৫ চনত গেঞ্জেলা গৰীয়াই বৃহত্তম বৰটোপ তৈয়াৰ কৰিছিল। Dr. Wade চাহাবে কৈছে- ‘Musketary had not been made in Assam before this period, but king’s artist now formed them after the mode of these which Turbak had brought from Bengal.’ (Dr. Wade: An Account of Assam). অসমত প্ৰথম বন্দুক বাৰুদ, আতচ বাজীৰ দোকান অভয়াপুৰীৰ হানিফ আহমেদ নামৰ এজন সেনাই খুলিছিল। দ্বিতীয়খন দোকান গুৱাহাটীত (কমাৰপাট্টি) খণ্ডনুৰ ৰহমান নামৰ এজন ব্যক্তিয়ে আৰস্ত কৰিছিল বুলি জনা যায়। (মেদিনী চৌধুৰীঃ লুইত, বৰাক আৰু ইছলাম, ১৯৮২, পৃষ্ঠা ৬৬, ৬৭)। যুদ্ধত ঘোঁৰাৰ প্ৰচলন মুছলমান সকলে অসমলৈ আনিছিল। ‘Turkey horses were imported to Assam by the Muslims in the medieval period for better communication(মেদিনী চৌধুৰী, পৃষ্ঠা, ৭১,৭২)

সন্মাট আলাউদ্দিন খিলজীৰ ৰাজত্বকালত ভাৰতৰ বিভিন্ন প্ৰদেশসমূহত ভূমিৰ জৰিপৰ ব্যৱস্থা কৰা হয়। পিছত চুলতান হৰ্ছেইন ছাহে ভূমি ৰাজহ প্ৰথা দেশত প্ৰচলন কৰে। এনে শাসন ব্যৱস্থা চলোৱাৰ বাবে দেৱান, চৰকাৰ, চিকদাৰ, তালুকদাৰ আদি পদবীৰ সৃষ্টি হয়। কোচ ৰজা বিশ্বসিংহই মুছলমান শাসক সকলৰ অনুকৰণত কিছুমান বিষয়া নিযুক্তি দিছিল। ঠাকুৰীয়া, তালুকদাৰ, পাটগিবি আদি পদবীৰ সৃষ্টি কৰিছিল। আহোম ৰজাৰ দিনৰ শেনচোৱা সকল চৰাই প্ৰশিক্ষণ দিয়া কামত নিযুক্ত

হৈছিল। মুছলমান ৰজা সকলৰ বাবে এই খেলটো অতি প্ৰিয় আছিল। প্ৰতাপ সিংহৰ মুছলমান যুদ্ধ-বন্দী সকলে এই খেলটো উদ্ভাৱন কৰিছিল। মৰীয়াসকলৰ পিতলৰ শিল্প অসমৰ হস্ত শিল্পলৈ এটা উল্লেখযোগ্য অৱদান। আনকি শংকৰদেৱেৰ গাধোৱা কামত ব্যৱহাৰ কৰা কলহটিও মুছলিম শিল্পী এজনে প্ৰস্তুত কৰিছিল। চিকিৎসা ব্যৱসায়ত গুৱাহাটীৰ ড° ইলাহী বক্স আৰু ড° ৰহিম বক্সৰ নাম প্ৰথমে উল্লেখ কৰিব পাৰি। ১৮৮৫ চনতে গুৱাহাটীত পোন প্ৰথম বাৰৰ বাবে শ্ৰেণি ভাতৃদ্বয়ৰ উদ্যোগত বিস্কুট আৰু পাৰ-ৰঞ্জিৰ বাবে বেকাৰী স্থাপন হয়। এজন মুছলিম ড্ৰাইভাৰ মজিদে গুৱাহাটীত প্ৰথমে টেক্সী চলায়। কৃষি, নিৰ্মাণ, ব্যৱসায়, চাৰ্কাচ আদিৰ ক্ষেত্ৰত মুছলমান সকলৰ ভূমিকা আগবঢ়া।

শৰাইঘাটৰ বণৰ সময়ত ইছমাইল ছিদ্ৰিক ওৰফে বাঘ হাজৰিকাৰ বণকৌশল, গেঞ্জেলা গৰীয়াৰ বৰটোপ, লাচিত বৰফুকনৰ দেহৰক্ষী লাইধনখা, ভকুৱা আৰু গেঠুৱা আদিৰ নিঃস্বার্থ ত্যাগ চিৰস্মৰণীয়।

১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ সময়ত চিপাহী আলিখান, চেখ গনি আৰু হেদায়ৎ আলীয়ে দেশান্তৰী শাস্তি ভোগ কৰিছিল। বাহাদুৰ গাওঁবুঢ়া আৰু ফৰমুদ আলিৰ আজীৱন শাস্তি কোনে পাহৰিব? মণিবাম দেৱানৰ সৈতে সক্ৰিয় বিদ্ৰোহত ভাগ লোৱা কাছাৰৰ নল্লাখানেও কাৰাবাস খাটিছিল।

১৮৬১ চনৰ ফুলগুৰিৰ কৃষক বিদ্ৰোহত যোগদান কৰা সকলৰ ভিতৰত চফিউন নেচা, শ্বাহ চৈয়দ মহিবুল হ'ক আৰু চৈয়দ মহম্মদ হুছেইনৰ নাম উল্লেখনীয়। ১৮৯৪ চনৰ মঙ্গলদৈ মহকুমাৰ পথৰঘাট বাইজ মেলত ইংৰাজৰ গুলিত বহুকেইজন মুছলমান শ্বহীদ হৈছিল। ভাষা আন্দোলনৰ শ্বহীদ মোজান্নিল হক আমাৰ কাৰণে এটি উজ্জ্বল দৃষ্টান্ত।

চিকিৎসাৰ ক্ষেত্ৰত প্ৰাক্তন বাষ্পপতি ফখৰুদ্দিন আলি আহমেদৰ পিতৃ কৰ্ণেল জালনুৰ আলি লণ্ডনৰ পৰা এম্.ডি উপাধি লাভ কৰা প্ৰথমজন অসমীয়া।

১৯২১ চনৰ সময়ৰ স্বাধীনতা সংগ্ৰামী ড° আয়াজ গুৱাহাটীত প্ৰথম ফাৰ্মাচীৰ প্ৰতিষ্ঠাতা। ১৯৮৩ চনত চিকিৎসা সেৱাৰ বাবে পদ্মশ্ৰী উপাধি লাভ কৰিছিল ড° নেকিবুজ জামানে। যোৰহাটৰ আবুল মজিদ প্ৰথম অসমীয়া কলিকতা হাইকৰ্টৰ জাজ। মফিজুদ্দিন আহমদ হাজৰিকাৰ ভাগিনীয়েক চশমে নুৰজাহান বেগম প্ৰথম অসমীয়া মুছলমান মহিলা কবি সকলৰ এগৰাকী। ডিৱগড়ৰ প্ৰথ্যাত মুক্তিযোদ্ধা ফেজনুৰ আলী Assam Legislative Council ৰ প্ৰথম অসমীয়া অধ্যক্ষ। ১৯৪৬ চনত ভাৰতৰ সাংবিধানিক সভাৰ নিৰ্বাচিত সদস্য আছিল- চাৰ চৈয়দ চাদুল্লা। বেৰিষ্টাৰ আবুল মজিদৰ পুত্ৰ ইনামুল মজিদ আনন্দৰাম বৰুৱাৰ পিছতে দ্বিতীয়জন অসমীয়া I.C.S. (মনোনীত) বিষয়া। মজিদ চাহাৰৰে কন্যা জুবেদা আতাউৰ বহমান ১৯৩৭ চনত Assam Legislative Council লৈ নিৰ্বাচিত প্ৰথম মহিলা উপাধ্যক্ষসকলৰ এগৰাকী। অসমৰ প্ৰথম গৰাকী মহিলা I.P.S হ'ল গুৱাহাটীৰ যামিন হাজৰিকা। যোৰহাটৰ বেগম মফিদা আহমদ অসমৰ প্ৰথম গৰাকী মহিলা সাংসদ। অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী আনোৱাৰ টাইমুৰকে ধৰি প্ৰাক্তন বাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদ, মইনুল হক চৌধুৰী, প্ৰধান মন্ত্ৰী চাৰ চৈয়দ চাদুলা, আদিসকল অসমৰ উল্লেখ্যযোগ্য বাজনীতিবিদ। সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ সভাপতি পদ অলংকৃত কৰা নুৰুল আমিন খেলজগতৰ স্মাৰণীয় ব্যক্তি। ড° ময়িদুল ইচলাম বৰা অসমৰ প্ৰথম পিএইচ. ডি ডিগ্ৰী ধাৰী ব্যক্তি। অসমীয়া সাহিত্য জগতলৈ উল্লেখযোগ্য বৰঙণি আগবঢ়োৱা আৰু অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰা ব্যক্তি সকল হ'ল- মফিজুদ্দিন আহমদ হাজৰিকা (১৯২১ চন, গোলাগাট), ড° ময়িদুল ইচলাম বৰা (১৯৪০ চন, যোৰহাট), চৈয়দ আবুল মালিক (১৯৭৭ চন, অভয়াপুৰী) আৰু বৰ্তমানৰ ইমৰান শ্বাহ (২০১৩ চন, বৰপেটা)।

তাৰোপৰি শিক্ষাবিদ আৰু বুদ্ধিজীৱী হিচাপে কটন কলেজৰ প্ৰাক্তন অধ্যক্ষ আশ্রফ আলি, প্ৰাক্তন শিক্ষাধিকাৰ আবুল জেলিল, নুৰুল

ইছলাম, চাহাবুদ্দিন আহমেদ আদি সকলৰ নাম উল্লেখযোগ্য। গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন বিভাগৰ প্রাক্তন অধ্যাপক ড° ইৰশাদ আলিয়ে অসমীয়া বিশ্বকোষ সংকলন, বিভিন্ন গবেষণা পত্ৰ উপৰিও চিত্ৰ কলা, সংগীত, নাটক আৰু বোলছৰি জগতলৈ যথেষ্ট বৰঙণি আগবঢ়াইছে।

মুঠতে অসমীয়া মুছলমান সমাজ এতিয়া অসমীয়া জাতিৰ এটি অবিচ্ছেদ্য অংগ। সামাজিক আৰু সাংস্কৃতিক সাদৃশ্য, পাবস্পারিক বুজা পৰা আৰু সহনশীলতাই দুয়োটা সম্প্রদায়ক সম্প্রীতিৰ এনাজৰীৰে বাঞ্ছি বাখিছে। ফলত মুছলমান সকল অসমীয়া সমাজৰ এটি এৰাব নোৱাৰা অংশত পৰিণত হৈছে। ভূৰন চন্দ্ৰ সন্দিকৈয়ে এই ক্ষেত্ৰত কৰা মন্তব্য উল্লেখনীয়--

‘অসমীয়া মুছলমানসকল তালুৰ পৰা তলুৱালৈকে নিভাঁজ অসমীয়া। ব্ৰহ্মপুত্ৰৰ প্ৰৱল সোঁতক ধৰ্মৰ গোড়ামি, জাতিৰ অভিমান, অৱস্থাৰ তাৰতম্য আৰু ৰাজনৈতিক চল-চাতুৰি আদি বিভিন্ন ভেটাই বন্ধ কৰিব নোৱাৰে। ইয়াক কালে ভাণ্ডি উটুৰাই লৈহে যাব।’ (অসমৰ মুছলমান, পৃঃ ১৬)

অসমীয়া মুছলমানৰ গাত থলুৱা প্ৰভাৱ পৰিছে আৰু অসমীয়া মুছলমানেও অসমীয়া জাতীয় জীৱন, ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক, ভাষিক আৰু সাহিত্যৰ ক্ষেত্ৰলৈ যথেষ্ট অৱিহণা আগবঢ়াইছে। ০

সহায়ক গ্রন্থপঞ্জী :

- ১। কনকলাল বৰুৱা : প্রাচীন কামৰূপৰ বুৰঞ্জী, বাণী মন্দিৰ গুৱাহাটী- ৫,
১৯৯১
- ২। ড° সূর্য কুমাৰ ভূএগ : স্বৰ্গদেৱ বাজেশ্বৰ সিংহ, অসম প্ৰকাশন পৰিষদ,
গুৱাহাটী-৩, ১৯৭৫
- ৩। আবুচ ছান্তাৰ : সংমিশ্ৰণত অসমীয়া সংস্কৃতি, মিচেচ মচছদা ছান্তাৰ,
যোৰহাট -১, ১৯৮৬ (তৃতীয় প্ৰকাশ)
- ৪। কমৰুজ মান আহমদ : স্মৃতিৰ জিলিঙ্গিত কেইগৰাকীমান অসমৰ
মুছলমান (প্ৰথম খণ্ড - ২০০৯ আৰু দ্বিতীয় গ্রন্থ- ২০১১) আল-আমিন
জনকল্যাণ সমাজ, গুৱাহাটী
- ৫। ভূবন চন্দ্ৰ সন্দিকৈ : অসমৰ মুছলমান, দলিলউদ্দিন খান,
শিৱসাগৰ, গুৱাহাটী, ১৯৯৩
- ৬। আবুৰ বহমান : অসমৰ মুছলমাননসকল, চন্দ্ৰপ্ৰকাশ, গুৱাহাটী, ২০০৮
- ৭। আবুল মালিক : অসমীয়া মুছলমানঃ সমাজ আৰু সংস্কৃতিৰ আভাস,
নগাঁও, ২০১০
- ৮। Muhiuddin Ahmed : The Muslims of Assam through
Ages, Unika Prakasan, Jorhat, 2012
- ৯। Dr. Mohini Kumar Saikia : Assam Muslim Relation and
Its Cultural Significance, Golaghat, 1978 A.D.
- ১০। মেদিনী চৌধুৰী : লুইত, বৰাক আৰু ইছলাম, মহম্মদ ছাদুঞ্জা উজান
বজাৰ, গুৱাহাটী, ১৯৮২

দ্বিতীয় অধ্যায়

কলাকৃষ্টি, শিল্প, স্থাপত্য, সংগীত আৰু সমাজ
জীৱনলৈ অৱদান

পৰিচয়

গীত, নাট আৰু অভিনয় জগতলৈ অৱদান

শিল্প আৰু স্থাপত্যলৈ অৱদান

চিত্ৰকলালৈ অৱদান

সহায়ক প্ৰস্তুপঞ্জী

প্রাসঙ্গিক আলোকচিত্ৰ

দ্বিতীয় অধ্যায়

কলা-কৃষ্টি, শিল্প, স্থাপত্য, সংগীত আৰু সমাজ জীৱনলৈ অৱদান

পাতনিত উল্লেখ কৰাৰ দৰে ত্ৰয়োদশ শতিকাৰ প্ৰথম দশকৰ পৰা বিংশ শতিকাৰ তিনি-চতুৰ্থাংশ সময়লৈকে আক্ৰমণকাৰী, ধৰ্মপ্ৰচাৰক, দোভাষী ব্যৱসায়ী, প্ৰৱজনকাৰী, কাৰিকৰ হিচাপে আৰু কেতিয়াৰা অসমৰ ৰজা ঘৰৰ দ্বাৰা আহুত হৈ বহতো মুছলমান বাহিৰ পৰা অসমত বসবাস কৰিবলৈ আহিছিল। তদুপৰি স্থানীয় কিছুলোকেও কোনো কোনো পৰিস্থিতিত ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। এই সকলোৰে মুছলমানেই সময়ত পাৰম্পৰিক দিয়া-লোৱা, আদান-প্ৰদান আৰু সমুহীয়া ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ মাজেৰে বৃহত্তর অসমৰ সমাজৰ এটি অবিচ্ছেদ্য অংগ হৈ পৰিছে। অসমীয়া সমাজৰ ভাষা সাহিত্য, সংস্কৃতি, কলা-কৃষ্টি, সাজপাৰ আদিলৈ সকলোৰে দিশতে মুছলমান সকলৰ অৱদান পৰিষ্কাৰকৈ দেখা যায়।

অসমৰ সুকুমাৰ কলা আৰু শিল্প ভাস্কৰ্যত মুছলমান সকলৰ অৱদান অনস্থীকাৰ্য্য। মোগল শাসকবৰ্গই যেনেদৰে স্থাপত্য, ভাস্কৰ্য, চিত্ৰকলা আৰু সংগীতলৈ অৱদান আগবঢ়াইছিল ঠিক তেনেকৈ অসমত আহোম ৰজা সকলৰ দিনত স্থাপত্য, ভাস্কৰ্য, চিত্ৰকলা গঢ়ি উঠিছিল। ইয়াৰ এক অন্যতম কাৰণ আছিল পাঠান, মোগল আদি শাসক শ্ৰেণীয়ে

সমকালীন বিশ্বৰ বিভিন্ন প্রান্তৰ পৰা ভাৰতলৈ কঢ়িয়াই অনা মধ্যযুগৰ সাংস্কৃতিক অৱদানবোৰ। মধ্য যুগৰ অসমত আহোম ৰজা সকলৰ ক্ষেত্ৰ মোগল যুগৰ কৌশল আৰু গৃহ নিৰ্মাণ পদ্ধতিৰ এক সংযোগ ঘটিছিল আৰু অসমৰ আহোম যুগৰ স্থানীয় স্থাপত্য ভাস্কৰ্য আৰু চিৰ-কলাৰ বিভিন্ন দিশত এইবোৰ প্রতিফলিত হৈছিল।

আহোম ৰজা স্বৰ্গদেউ ৰুদ্ৰসিংহই কাৰিকৰী উন্নয়নৰ বাবে দিল্লীৰ বাদচাহৰ অনুমতি সাপেক্ষে ফাট্টীপটীয়া, আখৰকটীয়া, শিলাকটীয়া, গুণাকটীয়া, নেগেৰীয়া, খনিকৰ, দজ্জী, জোলা বা তাঁতী, এই আঠোটা মুছলমান পৰিয়াল নিজৰ ৰাজ্যলৈ আনিছিল। এওঁলোকে শিলত আৰু চূণ চুক্তিৰ কাৰকৰ্য্য কৰা, কাপোৰত সোণ ৰূপৰ গুণা লগোৱা, ফুলাম কাপোৰ প্ৰস্তুত কৰা আদি শিল কলাৰে অসমৰ বন্দ্ৰ সংস্কৃতি মহিয়ান কৰি তুলিছিল। মুছলমান শিল্পীয়ে আহোম বা কোচ ৰজাৰ বাবে মুদ্ৰা তৈয়াৰ কৰি আখৰ কটাৰ কামো কৰিছিল।

আহোম ৰজা ৰুদ্ৰসিংহই ভাটীৰ পৰা বিশেষ পাৰদৰ্শিতা থকা আঠোটা পৰিয়াল অসমলৈ আনিছিল বুলি ওপৰত উল্লেখ কৰা হৈছে। উল্লেখ্য যে ইয়াৰে আখৰকটীয়া ফৈদৰ বাহাদুৰ গাঁওবুঢ়াই আউনিআটি, দক্ষিণপাট, কমলাবাৰী আদি সত্ৰৰ অধিকাৰ সকলৰ মাটিৰ ৰজাঘৰীয়া তামৰ ফলি লিখি দিছিল। বিচনি, হাতী দাঁতৰ ফণি, সঁফুৰা গুণা কৰা আৰু ফুল বচা আদি কাম কৰিছিল। গুণাকটীয়া খেলৰ ফৰ্মদু আলিয়ে ৰজাৰ পাণ্ডিৰ, গুণাৰ ফুল বচা কাপোৰ, চোলা আদি তৈয়াৰ কৰিছিল। খাৰ বাৰদ তৈয়াৰ আৰু নাও পৰিচালনা কৌশল আদি কিছুখনি স্থানীয়লোকে মুছলমান সকলৰ পৰা শিকিছিল। দজ্জীৰ কাম সমগ্ৰ ভাৰতত মুছলমান সকলৰ একচেতীয়া ব্যৱসায়। অসমতো এই ব্যৱসায় তেওঁলোকেই প্ৰচলন কৰিছিল। কুৰ্তা-পায়জামা, চৌগা-চাপকন, ফটছ-চোলা আদি মুছলমান সকলৰ দান। শিলাকটীয়াসকলে শিলৰ বাটি, খুবলি, মূর্তি, পৰ্বতত মূর্তি কটা, মন্দিৰত শিলৰ বেৰ আদি দিয়া কাম কৰিছিল। শিলাকটীয়া সকলৰ

দৰে অসমৰ আন এটা প্ৰাচীন খেল হ'ল হিলেদাৰী। তেওঁলোকে কমাৰ শাল পাতি বিভিন্নধৰণৰ লো আৰু পিতলৰ সৰু হিলে, বৰ হিলে তৈয়াৰ কৰিছিল। তাৰোপৰি এওঁলোকে মিহি তীক্ষ্ণ তৰোৱাল, গুপ্তি তৰোৱাল, সৰু-বৰ কটাৰী তৈয়াৰ কৰিছিল। আহোম যুগৰ খেলসমূহৰ ভিতৰত খনিকৰ এটা প্ৰধান খেল আছিল। তেওঁলোকে শিল আৰু কাঠৰ সুন্দৰ আচবাৰ, খাট, পালেং, মূৰ্তি আদি তৈয়াৰ কৰিছিল। তেওঁলোকে সোণাৰীয়ে অলংকাৰত মিনা কৰা কৌশল মুছলমান সকলৰ পৰা আহৰণ কৰিছিল।^১ জোতা, আঁতৰ, গোলাপজল, গোলাপ দানি, আঁতৰ দানি, পিকদানি, ইজাৰ, ইজাৰবান্ধ, হুকা, নলিচা, চামিয়ানা আৰু গলিচা আদিৰ ব্যৱহাৰ মুছলমান সকলৰ যোগেন্দি অসমত সোমাল।

সেইদৰে অসমৰ সমাজত পৰম্পৰা মতে চলি অহা জন্মৰ শিং, হাতীদাঁত আদিৰ ব্যৱহাৰিক আৰু বিলাসী মনোহাৰী সামগ্ৰীৰ উৎপাদন আৰু প্ৰচলনো মুছলমান সকলৰ প্ৰভাৱত বৃদ্ধি পাইছিল। আহোমৰ দিনত ‘কুহুমফুলীয়া’ সকলে কণীৰ পৰা বং তৈয়াৰ কৰিছিল। ‘আঁতৰঘৰীয়া’ ই বিভিন্ন আঁতৰ বা সুগন্ধি প্ৰস্তুত কৰিছিল আৰু ‘হোকা ধৰা’ সকলে এঙাৰ আৰু ভাতৰ মাৰেৰে ঢিকিৰা বনাই নবাব, দেৱান সকলৰ চিলিম সাজু কৰি দিছিল। অসমীয়া সমাজত মুছলমানৰ প্ৰভাৱতে অসমীয়া সকলৰ খাদ্যত পোলাও, কোৰ্মা, কোফ্তা, ঘিঁউ আদিৰ প্ৰচলন বাঢ়িল।

আহোম আৰু কোচ ৰজাসকল ধৰ্মীয় ক্ষেত্ৰত অতি উদাৰ আৰু সহনশীল আছিল। ফলত অসমৰ গৰীয়া-মৰীয়া সমাজত নেগেৰীয়া, দেৱলীয়া পাইক, ভকত, ফকীৰ, কালীয়া, তুলীয়া, গায়ন, বায়ন আদিৰ সৃষ্টি হৈছিল। আনকি মঠ মন্দিৰ পৰিচালনাত মুছলমান সম্প্ৰদায়ৰ সদস্যক অন্তৰ্ভুক্ত কৰা হৈছিল। হাজোৰ ঐতিহ্যমণ্ডিত হয়গীৰ-মাধৱ মন্দিৰ পৰিচালনা সমিতিত এতিয়ালৈ মুছলমান সম্প্ৰদায়ৰ লোকে অংশ গ্ৰহণ কৰি আছে।

অসমৰ মুছলমান সকলৰ বিভিন্ন হস্তশিল্প সামগ্ৰী, হিলে, খাৰ-বাৰদ
আদিলৈ আগবঢ়োৱা অৱদান সম্পর্কে তলত উল্লেখ কৰা মন্তব্যকেইটা অতি
গুৰুত্বপূৰ্ণ-

"The Mariyas were the earliest group of Muslim war captives to settle in Ahom kingdom and they adopted the profession of braziers. Many of the brasswares and other household implements including various pots, plates, chandeliers used by the Assamese Hindus in their temples for the performance of religious rites have been manufactured not only by the Hindu artisans of the state but also by the Muslim braziers. It is said that the use of metal-made spitoons, smoking pipes and hookahs among the Ahom royalty and nobles in ancient days was a result of the Muslim influence" (B.K. Barua, Asamiya Bhasa aru Sanskriti, p-122)

'The Buranjis' of Assam record that the Ahoms acquired the knowledge of the use of fire arms in warfare from the Mussalmans in the first quarter of the 16th century although the Chutias and the Kacharis of Assam were adept in their use long before this date. (S.K. Bhuyan, Assam Buranji, pp-11,22)

বাঁহৰ বিভিন্ন সামগ্ৰী, কাঠৰ আচবাৰ, নাও আদি তৈয়াৰ কৰা
মুছলমান সকলৰ প্ৰায় একচেতীয়া বৃত্তি আছিল। মৰীয়া সম্প্ৰদায়ে পিতলৰ
বিভিন্ন সা-সামগ্ৰী তৈয়াৰ কৰি আহিছে। পিতলৰ কাঁহী, বাটি, লোটা, চৰিয়া,
কলহ, বাল্টি, খৰাহি, গাগৰী, কৰচ, বদনা, গিলাছ, ঘটি, কঁৰিয়া, শৰাই আদি
তেওঁলোকে প্ৰস্তুত কৰে। (চিৰি-১-১৮, পঞ্চা -২৩-২৪)।

সপ্তদশ শতাব্দীৰ শেষ ভাগত মীৰ্জাখাঁৰ দিনত ভাৰতীয় চিৰ-
শিল্পৰ সৈতে সংগীত শিল্পৰ সমন্বয় ঘটে আৰু তাৰে ভিত্তিত হিন্দু-মুছলমানৰ
সম্প্ৰীতি সুদৃঢ় হয়। হিন্দুস্থানী সংগীতৰক্ষে জনাজাত ভাৰতীয় সঙ্গীতৰ
অনেক পুৰোধা ব্যক্তি তথা সঙ্গীতজ্ঞ হ'ল মুছলমান সম্প্ৰদায়ৰ। ভাৰতীয়
তথা মোগলৰ সংগীত, চিৰশিল্পী আদিৰ প্ৰভাৱ অসমত বিশেষকৈ ৰুদ্ৰ

দ্বিতীয় খণ্ড : সাহিত্য আৰু সংস্কৃতিটৈলে অৱদান : দ্বিতীয় অধ্যায় /২৩

হাজোৰ মৰিয়াসকলে নিৰ্মাণ কৰা পিতলৰ বাচন বৰ্তনৰ আলোকচিত্ৰ



চিত্ৰ - ১
চৰিয়াৰ কাম



চিত্ৰ - ২
থালি



চিত্ৰ - ৩
কৰ্মশালা

চিত্র - ৮

কৰচ



চিত্র - ৯

সঁজুলি



চিত্র - ৬

কাঠ



দ্বিতীয় খণ্ড : সাহিত্য আৰু সংস্কৃতিলৈ অৱদান : দ্বিতীয় অধ্যায় /২৫



চিত্র - ৭
হেঁড়েল টৌ



চিত্র - ৮
চৰছ টৌ



চিত্র - ৯
চামুচ



চিত্র - ১০

খন্তা



চিত্র - ১১

গছ



চিত্র - ১২

ধূনা বাতি

দ্বিতীয় খণ্ড : সাহিত্য আৰু সংস্কৃতিলৈ অৱদান : দ্বিতীয় অধ্যায় /২৭



চিত্র - ১৩

টেকেলী



চিত্র - ১৪

কলহ



চিত্র - ১৫

পোনা




চিত্র - ১৬

বাতি কৰচ



চিত্র - ১৭

খৰাহী



চিত্র - ১৮

চৰিযা

সিংহৰ দিনৰ পৰা বেছি ভৰাওৰিত হোৱা দেখা যায়। ইয়াৰ আগৰে পৰা সংগীতত মুছলমানী প্ৰভাৱ বৈষম্যৰ পৰম্পৰাৰ মাজেৰে প্ৰতিফলিত হৈছে। হিন্দুস্তানী সংগীতৰ গুৰুত্ব অসমত ৰুদ্রসিংহৰ জৰিয়তে বৃদ্ধি পায়। ৰবাৰ, নাগাৰা, ঢোলক আদি বাদ্য যন্ত্ৰৰ ব্যৱহাৰ অসমত ইছলামীয় প্ৰভাৱৰ ফল বুলিব পাৰি। অসমত মুছলমানৰ আগমনৰ লগে লগে চৰোদ, তৰলা, তান্পুৰা, চেনাই, চেতাৰ ইয়াৰ সংগীত জগতত সোমাই পৰে। তদুপৰি গায়ন, বায়ন, বিয়া গীত আদিতো মুছলমান গায়কে আগভাগ লৈছিল বুলি জনা যায়। ফৰ্মুদ আলি এনেকুৰা এজন ওজা আছিল। থুমৰী, খেয়াল, গজল, কাৰালী, আদি সংগীত অসমত মুছলমানসকলৰ অৱদান। জিকিৰ, জাৰী, নাওখেলৰ গীত, বিয়া গীত আদিৰ উপৰিও গোৱালপাৰা অঞ্চলৰ মাৰফতী গীত, মনাই যাত্রা, গাজীগান, ভাৰীগান, মৈচাল গীত, সত্যপীৰ গীত আদিত ইছলামীয় প্ৰভাৱ বিদ্যমান।

গীত-নাট আৰু অভিনয় জগতলৈ অৱদানঃ-

সংগীত, নাটক আৰু চিনেমা জগতলৈ অসমৰ মুছলমান সকলৰ অৱদান উল্লেখনীয়।

বৰ্তমান সময়ত বহুসংখ্যক মুছলমান গায়ক গায়িকাই অসমীয়া সংগীতলৈ অৱদান আগবঢ়াইছে। তেওঁলোকৰ ভিতৰত পাৰবীন চুলতানা, দোস্ত হবিবুৰ বহমান, নীলিমা খাতুন, হাচিনা হাজৰিকা, বিজুৱানা চুলতানা, বেহেনা আখতাৰ হামান আৰু ৰাহিদুৰ বহমান, তফজুল আলি, ইদ্রিছ আলি, তৌহিদুৰ বহমান ইক্রামুল মজিদ আৰু মেৰি খাতুন উল্লেখযোগ্য।

চেমিউল্লা আনছাৰী, নিজামুদ্দিন আহমদ, মুহিবুদ্দিন আহমদ আৰু দৰদী কঠশিঙ্গী হিচাপে খ্যাত আৰু ‘পুৰেৰণ’ চিনেমাত সংগীত পৰিচালক হিচাপে ১৯৫৯ চনত ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ প্ৰাপ্ত নগাঁৱৰ তৰিকুদ্দিন আহমদ সংগীত জগতৰ অন্যান্য উল্লেখনীয় শিঙ্গী।

তলত দিয়া গায়ক সকলো অসমীয়া সংগীত জগতলৈ অনেক অৱদান আগবঢ়াইছে।

ডিবগড়ৰ চৈয়দ চাদুঞ্জা (গায়ক, সুবকাৰ, গীটাৰ বাদক, আকাশবানী বিষয়া আৰু শিল্পী), ওস্তাদ গম ফকীৰ (পিয়াৰদিন আহমদ, নাহৰনি-জিকিৰ), গোৱালপাৰাৰ আলৱেলা খানম, ওস্তাদ দেৰাজুদ্দিন আহমদ, আব্দুল কৰিম খান, লক্ষ্মিপুৰৰ ৯০ বছৰীয়া মহীবুৰ বহমান (ভদীয়া কাই-জিকিৰ), যোৰহাটৰ ডক্টৰ নবাব বফিক আহমদ (গীতিকাৰ, সুবকাৰ, গায়ক), আগমনিৰ মহিউদ্দিন শ্ৰেষ্ঠ (গায়ক, সংগীত পৰিচালক), আব্দুল জাৰাৰাৰ, আমিনুল ইছলাম, হাৰিচ আলি।

যোৰহাটৰ খৰিকুদিন আহমদ একাধাৰে গায়ক, সুবকাৰ আৰু তবলাবাদক আছিল। ১৯৩৫ চনত চেনেলা কোম্পানীয়ে তেওঁৰ কেবাটাৰ লঘু ধ্ৰুণ্ডী গীত ৰেকৰ্ড কৰি প্ৰকাশ কৰিছিল।

যোৱা শতিকা ষাঠি সতৰৰ দশকত আনোৱাৰ হচ্ছেইন, আব্দুল মজিদ, তৰিকুদিন আহমেদ আৰু তফজুল আলিয়ে অসমীয়া চিনেমা জগতলৈ যথেষ্ট অবিহণ আগবঢ়াইছে। ‘সৰা পাত’ (১৯৫৬ চন, ৩০ জুন) আৰু ‘তেজীমলা’ (১৯৬৩ চন ২৭ ডিচেম্বৰ) ‘নতুন পৃথিবী’ (১৯৫৮ চন ৪ জুলাই)ত আনোৱাৰ হচ্ছেইনে পৰিচালক হিচাবে কাম কৰিছিল। নৈৰে দশকত আব্দুল মজিদ আৰু দাৰা আহমেদে কেইবাখনো অসমীয়া কথা ছবিত পৰিচালক আৰু আখতাৰ খানে সংগীত পৰিচালক হিচাবে দক্ষতা প্ৰদৰ্শন কৰিছিল। ১৯৫৯ চনৰ ১৮ চেপ্টেম্বৰত মুক্তি পোৱা আৰু বাৰ্লিন ফিল্ম ফেষ্টিভেলত প্ৰদৰ্শিত হোৱা ‘পূৰ্বেৰণ’ চিনেমাখনত তৰিকুদিন আহমেদে সঙ্গীত পৰিচালক হিচাপে কাম কৰিছিল। এই চিনেমা থনে ৰাষ্ট্ৰপতি পুৰস্কাৰো লাভ কৰে। ‘বিশ্বৰী’ চিনেমাখনতো আহমেদে গান গাইছিল। অসমৰ নাট্য জগতৰ লগত জন্ম লগ্নৰে পৰা জড়িত হৈ থকা আৰু অসম নাট্য সন্মিলনৰ সভাপতি আসন শুৱনি কৰা আব্দুল মজিদ চাহাৰে ১৯৫৮ চনৰ পৰা এতিয়ালৈকে চিনেমা জগতলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্তি ‘চামেলী মেমচাহাৰ’ তেওঁৰ এখন অনবদ্য সৃষ্টি। ‘বনজুই’ (১৯৭৮), ‘মৰমত্ৰংশ’, ‘বনহংস’ (১৯৭৭) আৰু

‘উত্তৰ কাল’ (১৯৭৭) চিনেমা কেইখনত পৰিচালক হিচাপে মজিদ চাহাৰে
প্ৰশংসা লাভ কৰিছিল।

অসম নাট্য সন্মিলনৰ লগত জন্ম লগ্নৰে পৰা জড়িত আন এজন
ব্যক্তি হ'ল ডিব্রুগড়ৰ হাচান ছৰিফ আহমদ। শিল্পী পেন্দন ধাৰী, নাট্যশিল্পী,
গায়ক, সুৰকাৰ, গীত ৰচক, অসম চৰকাৰৰ ‘নটসূৰ্য ফনী শৰ্মা বঁটা’ আৰু
সংস্কৃতি মহাসভাৰ ‘জীৱন জোৱা সংস্কৃতি সাধক বঁটা’ প্ৰাপক হাচান ছৰিফ
আহমদ ১৯৫৯ চনত অক্ষুৰিত হোৱা ‘অসম একাংক নাট্য সন্মিলন’ (পাছলৈ
অসম নাট্যসন্মিলন)ৰ প্ৰস্তুতি সমিতিৰ সম্পাদক হোৱাৰ উপৰিও সেই
সন্মিলনৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল। প্ৰতিষ্ঠাপক সভাপতি আছিল
বিষ্ণুপ্ৰসাদ ৰাভা (উৎস : অসম নাট্য সন্মিলন, ৰঞ্জন বোমঙ্গল
সংখ্যা, ২০০০ চন)।

‘বুকুলৰ গোৱৰ বিলোৱা’ গীতিকাৰ, সুৰকাৰ অধ্যাপক তফজুল
আলি ১৯৫৯ চনৰ পৰা ১৯৬৪ চনলৈ অসম নাট্য সন্মিলনৰ সম্পাদক
আছিল। ১৯৫৯ চনৰ চেপ্টেন্ডৰ মাহৰ ১০ তাৰিখে গঠিত হোৱা ‘সদৌ
অসম’ একাংক নাট্য সন্মিলন’ নামৰ সংগঠনটিৰ সভাপতি আছিল
বিষ্ণুপ্ৰসাদ ৰাভা। তেখেতে সংগীত পৰিচালনা কৰা কথা ছবি সমূহ হ'ল
- ‘পুতলা ঘৰ’ (১৯৭৬ চনত বাস্ত্ৰীয় পুৰষ্কাৰ প্ৰাপ্ত), ‘সোণৰ হৰিণা’
(১৯৭৯), ‘মৃত্যুহীন জীৱন’(২০০০), ‘অনল’ আদি। তেওঁ ‘কহিনুৰ’
ভাষ্যমান থিয়েটাৰৰ নৃত্য-নাটকো পৰিচালনা কৰিছিল। প্রামফোন ৰেকৰ্ডৰ
সংগীত ৰচনা আৰু পৰিচালনাও তেওঁ কৰিছিল। ১৯৫৫ চনত গুৱাহাটী
বিশ্ববিদ্যালয়ত এম. এ. পঢ়ি থকাৰ সময়তে তেওঁ ৰাজ্যৰ কেইবাজনো
বিশিষ্ট সংগীতজ্ঞ যথা বীৰেন্দ্ৰনাথ ফুকন, ড° বীৰেন্দ্ৰ নাথ দত্ত, ইক্রামুল
মজিদ, তৰিকুদিন আহমেদ, দেবেন শৰ্মা, ড° লক্ষ্যহীৰা দাস আদিৰ লগত
নিয়মীয়াকৈ গুৱাহাটী অনাতাৰ্ব কেন্দ্ৰত গীতো পৰিবেশন কৰিছিল। অসমৰ
সাহিত্য-সংস্কৃতিৰ সেৱক আলি অসম সাহিত্য সভা, ৰেডিও’ অডিচন বোৰ্ড,

‘ৰেডিঅ’ চেণ্টাৰ মেনেজিং কমিটি, টিভি এণ্ড ‘ৰেডিঅ’ প্ৰগ্ৰাম এডভাইজৰী কমিটি, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ, জ্যোতি চিত্ৰবন ফিল্ম চোচাইটি আদিৰ লগত জড়িত আছিল। ‘অনৰ্বাণ’ (১৯৮১) কথা ছবি খনত সংগীত পৰিচালনা কৰিছিল আখতাৰ খানে। নৈবেৰ দশক আৰু কুৰি শতিকাৰ প্ৰথম দশকত দাৰা আহমেদে কেইবাখনো চলচ্চিত্ৰ পৰিচালক হিচাপে সফলতা অৰ্জন কৰিছিল। দাৰা আহমেদ পৰিচালিত ছবি কেইখন হ'ল- ‘প্ৰতিদান’ (১৯৮৭) ‘বৰদৈচিলা’ (১৯৮৯), ‘ধ্ৰুৱতৰা’ (১৯৯০), ‘ঘখনী’ (১৯৯১) ‘বিঞ্চারালা’ (১৯৯৩), ‘উৰুশী’ (১৯৯৫) আৰু ‘দেৱতা’ (১৯৯৮)। অসমৰ চলচ্চিত্ৰ জগতৰ অন্যতম অভিনেতা হ'ল বাহাৰুল ইছলাম যিজনে ‘কোনোৰা আছেনে হিয়াত’ (২০০০) চলচ্চিত্ৰখন পৰিচালনা কৰিছিল। মু঳া আহমেদৰ পৰিচালনাত ‘জোন জলে কপালত’ (২০০০), ‘জখম’ (২০০০) আৰু ‘জীৱন নদীৰ দুটাপাৰ’ কথা ছবিকেইখন (২০০২) অতি জনপ্ৰিয় আৰু সফল হৈ উঠিছে। তৌফিক ৰহমান আৰু ইছাহকে ক্ৰমে ‘এই মৰম তোমাৰ বাবে’ (২০০১) আৰু ‘মৰমী হবানে লগবী’ (২০০২) ছবি দুখন পৰিচালনা কৰিছে। ‘গুণ গুণ গানে গানে’ (২০০২) কামাল ৰছিদ আহমেদৰ পৰিচালনাত আৰু ‘চক্ৰবেহ’ (২০০৪) চৈয়দ মকাজিৰ ৰহমানৰ প্ৰয়োজিত দুখন জনপ্ৰিয় চলচ্চিত্ৰ।

অসমৰ মুছলমান সমাজৰ যিসকল অভিনেতা অভিনেত্ৰীয়ে বিভিন্ন কথাছবিত অভিনয় কৰিছে তেওঁলোকৰ ভিতৰত পুৰুষ শিল্পী হিচাপে তছন্দুক ইউচুফ, মোৱাজিন আলি, আব্দুল মজিদ, মিৰেল কুদুচ, আদিল হৰেইন, তৌফিকুৰ ৰহমান, বাহাৰুল ইছলাম, ফজলুল কৰিম, হাবিবুৰ ৰহমান, মেহতাৰ হৰেইন, মইনুল হ'ক, লিয়াকত আলি, দুলু জামান, তিলমিজুৰ ৰহমান, নেইমুদ্দিন আহমেদ, মু঳া আহমেদ আদি প্ৰধান। মহিলা শিল্পী হিচাপে জেৰিফা ওৱাহিদ, পাকিজা বেগম, ৰেজিনা বেগম, ৰেহেনা হৰেইন, তচছিন আখতাৰ আৰু জিন্নত আটিফা ইছলামৰ নাম উল্লেখযোগ্য। তাৰোপৰি পাৰবীন চুলতানা, নীলিমা খাতুন, মেৰি খাতুন, ৰহিমা কলিতা

বেগম আৰু ৰেজুৱানা চুলতানায়ো অনাতাঁৰ শিল্পী আৰু চিনেমাৰ নেপথ্য গায়িকা হিচাপে জনপ্ৰিয়তা লাভ কৰিছে।

‘গুহ্টেক নমুইঙ্কাৰ’ গীতেৰে জনপ্ৰিয় শিল্পী দোস্ত হবিবুৰ বহমান এগৰাকী কৌতুক অভিনেতাও। ভূপেন হাজৰিকা পৰিচালিত ‘লাটি ঘাটি’ আৰু ‘চিকমিক বিজুলী’ ছবিত দোস্তে কলকাতা আৰু মুম্বাইত বিখ্যাত কৌতুক অভিনেতা জহৰ বয়, ভানু বেনার্জী আদিৰ লগত ফেৰ মাৰিছিল। লক্ষ্যধৰ চৌধুৰীৰ ‘নিমিলা অংক’ ছবিখনত দোস্তে এটা সৰু ল'বাৰ চৰিত্রিত অভিনয় কৰিছিল।

কৌতুক অভিনেতা মোৱাজিন আলী, দোস্ত হবিবুৰ বহমান আৰু মিৰেল কুদুছ তিনিও গৰাকী শিল্পীয়েই গুৱাহাটী মাছখোৱাৰ, তিনিজনৰেই হাস্য বস দিব পৰা গুণ আছিল। ‘চাহজাহান’ ‘নিমিলা অংক’ ‘লাচিত বৰফুকন’, নৰকাসুৰ’ ‘যোগ-বিয়োগ’, ‘মাটিৰ স্বৰ্গ’ ইটো সিটো বহতো’, ‘ভাইটি, ‘বিভাট’, ‘মুকুতা’, ‘গণেশ’, ‘কাজিৰঙাব কাহিনী’, ‘উত্তৰ শূণ্য’ আদি ছবিত অভিনয় কৰি ‘বস সাগৰ’ উপাধিৰে সন্মানিত মোৱাজিন আলী অভিনীত কেইটামান উল্লেখযোগ্য চৰিত্র হ'ল- টম (পিয়লি ফুকন), মুস্তাফা (লাচিত বৰদলৈ), বলোৱাম (মগৰিবৰ আজান), বহঁমত চাচা (সাঁকো), পীতাম্বৰ (নিমিলা অংক), পাইলট (ইটো সিটো বহতো) আৰু ভকচেল (মুকুতা)। ইয়াৰ বাহিৰেও মোৱাজিন আলীয়ে অভিনয় কৰা কেইখনমান উল্লেখযোগ্য নাটক আছিল ‘বাঘ’, ‘ফিংগাৰ প্ৰিণ্ট’, ‘গৰিগাম’, ‘মণিবাৰ দেৱান’, ‘পিয়লি ফুকন’, ‘বক্ষ কুমাৰ’, বায়নৰ খেল।

অভিনেতা নেইমুদ্দিন আহমেদ ১৯৪৯ চনত ‘ৰণমী’ ছবিখনৰ যোগেদি অভিনয় জগতত প্ৰৱেশ কৰিছিল। ‘তেজীমলা’ ‘কল্লোল’, ‘বনৰীয়া’, ‘বতনলাল’, ‘মমতা’ আদি বোলছবিত অভিনয় কৰি যোৰহাটৰ এইজন অভিনেতাইই সাংস্কৃতিক জগতলৈ যথেষ্ট অৱিহণ যোগাইছিল।

খাতিবুদ্দিন আহমদ, চৈয়দ আবু জাফৰ আৰু চৈয়দ নাজিম আহমদেও অভিনয় জগতলৈ অৱদান আগবঢ়াইছে।

দেৱগাওঁৰ বালিবাটত জন্ম প্ৰহণ কৰা জিকিৰ সন্নাট ৰেকিবুদ্দিন আহমেদে জিকিৰ আৰু জাৰীক সৰ্বভাৰতীয় পৰ্যায়লৈ নিছিল। তেখেতে গুৱাহাটী দূৰদৰ্শন আৰু দিল্লী দূৰদৰ্শনৰ দ্বাৰা সম্প্ৰচাৰিত ‘টনা-বানা’ অনুষ্ঠানত আজান ফকীৰৰ জিকিৰ পৰিৱেশন কৰিছিল। আজান পীৰৰ বাঁচা লাভ কৰা ৰেকিবুদ্দিনে ‘মমতা’, ‘চিৰাজ’, ‘আজানফকীৰ’ আদি চলচ্চিত্ৰত গীত পৰিৱেশন কৰিছিল। তেওঁৰ পুত্ৰ নেকিবুদ্দিন আহমেদে সেই পৰম্পৰা অৱ্যাহত ৰাখিছে। হাফিজা বেগম চৌধুৰী এগৰাকী লেখত লবলগীয়া জিকিৰ গায়িকা।

মঙ্গলদৈত জন্ম প্ৰহণ কৰা ফজলুল কৰিম পেছাত এজন শিক্ষক হলেও গীতিকাৰ আৰু নাট্যকাৰ হিচাপেই তেওঁ খ্যাত। ফজলুল কৰিম চাহাৰে ‘নিজৰা’, ‘অজলা ককাই’, ‘আপোনজন’, ‘অনল’, ‘ৰ’দে পোৱা মাটি’ আদি বোল ছবিত অভিনয় কৰিছিল। দূৰদৰ্শনযোগে প্ৰচাৰিত ‘দেশ, মাটি মানুহৰ গান’ এখন সংগীতলেখ্য তেখেতে বচনা কৰিছিল।

কথাছবি জগতৰ লগত জড়িত আৰু তালৈ অৱদান আগবঢ়োৱা কেইগৰাকীমান হ'ল নুৰুদ্দিন আহমদ (বাস্তীয় বাঁচা প্ৰাপ্ত কলা নিৰ্দেশক), ছহিদুল মজিদ (একমাত্ৰ অসমীয়া মুছলমান চিত্ৰ সম্পাদক), আমিনুৰ বহমান (কলা নিৰ্দেশক), নাহিদ আহমদ (চিত্ৰ প্ৰহণকাৰী), ফাৰুক আহমদ (শব্দ প্ৰহণ), আবুল চৈয়দ (পোহৰ নিয়ন্ত্ৰণ) মোঃ চাদুল্লা (চিত্ৰ প্ৰহণ আৰু শিলং চিনেকাৰৰ প্ৰতিষ্ঠাপক সকলৰ এজন), শ্ৰেব চৌধুৰী (সংগীত আৰু চিত্ৰ পৰিচালক, গীতিকাৰ), আব্দুল আজিজ (চিত্ৰ নাট্য, পৰিচালনা, প্ৰযোজনা) আৰু বাপা আহমদ (নৃত্য নিৰ্দেশনা) আদি।

কামৰূপৰ কমলপুৰ অঞ্চলৰ শিল্পী বাহিদুৰ বহমানে পেৰড়ী গানেৰে মানুহৰ মন মুহিছিল। অৰ্পি নায়াৰ ওৰফে মইনুদ্দিন আহমেদে বিভিন্ন চলচ্চিত্ৰ, তথ্যচিত্ৰ, থিয়েটাৰ, সাংস্কৃতিক অনুষ্ঠান আদিত পোহৰৰ মায়াজালৰ সৃষ্টি কৰিছিল। তদুপৰি অসমত মূক অভিনয়ৰ বাটকটীয়া তথা ভাৰতৰ জাতীয় মুকাবিনয়ৰ এজন তাৰকা শিল্পী মইনুল হকে তেওঁৰ নিৰ্বাক

অভিনয়োৱে সকলোকে মোহিত কৰাৰ বাহিৰেও দেশত অসম আৰু অসমীয়াৰ নাম উজ্জ্বল কৰিছে।

অভিনয়ৰ তথা নাট্যজগতৰ লগত জড়িত আন দুটা পৰিচিত নাম হ'ল বাহাৰল ইছলাম আৰু আদিল হচ্ছেইন। আদিল হচ্ছেইনে ইংৰাজ নাট্যকাৰ চেক্সপিরেৰ ওথেলা (Othello) ত অভিনয় কৰি সুনাম কঢ়িয়াই আনিছে। গোৱালপাৰাৰ এই উদীয়মান অভিনেতা জনে অক্ষাৰৰ বাবে মনোনীত ইংৰাজী ছবি Life of Pi ত অভিনয় কৰিছিল। ছবিখনে বিভিন্ন বিষয়ত চাৰিটা অক্ষাৰ বাঁটা পাইছিল। বাহাৰল ইছলাম এজন আগশাৰীৰ নাট্য পৰিচালক।

আজীৱন নাট্য শিল্পৰ লগত জড়িত শ্ৰেণি চৌধুৰী সংগীত তথা চলচ্চিত্ৰ জগতত এটি উল্লেখযোগ্য নাম।

শিল্প আৰু স্থাপত্যজ্যৈলৈ অৱদান

ভাৰতীয় স্থাপত্য আৰু ভাস্কৰ্য শিল্প অতি প্রাচীন। খঃ পূঃ ৩ শতকাতে সন্নাট অশোকে ইৰানৰ পৰা শিলৰ খনিকৰ অনাৰ কথা ইতিহাসত পোৱা যায়। তাৰ দুই শতিকাৰ পাছত গ্ৰীক ভাস্কৰ্যৰ কলা-কৌশল বৌদ্ধসকলৰ মাজত সোমাই পৰে। ১৪ শতিকাৰ শেষত মুছলমানৰ আগমনে ভাৰতৰ স্থাপত্য আৰু ভাস্কৰ্যৰ ক্ষেত্ৰত এটি দিগন্তৰ সূচনা কৰে। ইছলামৰ জীৱন-দৰ্শন এটা সুকীয়া ব্যৱস্থা যত মূৰ্তি তথা জীৱিত মানুহৰ প্ৰতিকৃতি আদি নিবেধ কিন্তু বিমূৰ্ত স্থাপত্যকলাত কোনো বাধা নাই।

অসমৰ শেষ মধ্যযুগীয় স্থাপত্য বিকাশৰ এক সমীক্ষাৰ পৰা দেখা যায় যে স্বৰ্গদেউ রূদ্রসিংহৰ স্থাপত্য বিষয়ক পৰীক্ষা-নিৰীক্ষা আৰু স্বৰ্গদেউ শিৰসিংহৰ (১৭১৪-১৭৪৪ খঃ) পৰিকল্পনা বিষয়ক শৃংখলা এই দুই প্ৰচেষ্টাই অসমৰ এই যুগৰ স্থাপত্যক এক সুকীয় শৈলীৰ সৃষ্টিৰ ফালে আগুৱাই লৈ গৈছিল।

বুৰঞ্জীৰ উদ্ভূতিৰ পৰা দেখা যায় যে স্বৰ্গদেউ রূদ্রসিংহই ৰংপুৰ নগৰ পাতিবৰ বাবে পশ্চিমীয়া দেশৰ পৰা কাৰিকৰ আনিছিল। এই চাম

কাৰিকৰে নগৰৰ লগতে মন্দিৰ , মৈদাম আদি নিৰ্মাণৰ কামো কৰিছিল। ফলত ধৰ্মীয় আৰু স্থানীয় দুয়োবিধি স্থাপত্যৰ প্ৰসাৰ ঘটিবলৈ আৱস্তু কৰিছিল। হয়তো এই নতুন কাৰিকৰথিনিৰ লগত থলুৱা কাৰিকৰ খিনি লগ লগাত এক স্থানীয় খনিকৰ গোষ্ঠীৰ সৃষ্টি হ'ল, যি থলুৱা নক্ষত পশ্চিমীয়া কাৰিকৰী প্ৰয়োগ কৰি এক নিজা স্থাপত্য ধাৰাৰ সৃষ্টিত আগবঢ়িল। (বংপুৰঃ ৫৯ তম সাহিত্যসভাৰ স্মৃতি গ্ৰহণ : পৃষ্ঠা ২৪৬)।

প্ৰতাপ সিংহই হাজো আক্ৰমণ কৰাৰ সময়ত মুছলমানসকলে সজা ইটাৰ ঘৰবোৰ ভাঙি ধুলিস্যাং কৰিছিল। বুৰঞ্জীত ইটাৰে সজা ঘৰৰ আহিৰ বিৱৰণ পাই স্বৰ্গদেউ কৰ্দ্রসিংহই বংপুৰ নগৰ আৰু নগৰৰ দল দেৱালয় মন্দিৰ আদি সেই স্থাপত্য কলাৰে সজাৰলৈ মনস্ত কৰে। কিন্তু স্থানীয় কাৰিকৰে ইটা তৈয়াৰ কৰিব নাজানিছিল। সেয়েহে তেওঁ পশ্চিমৰ পৰা মুছলমান কাৰিকৰ আনি মোগল উপাদান আৰু থলুৱা উপাদান মিহলাই এক নতুন মিশ্ৰণেৰে এক কৰাল তৈয়াৰ কৰাইছিল। মুছলমান কাৰিকৰে তৈয়াৰ কৰা ইটা থলুৱা উপাদানেৰে তৈয়াৰী কৰালেৰে গঁথাইছিল। সেই উপাদানবোৰ আছিল নিৰ্দিষ্ট অনুপাতত মিঠাতেল, শণ, ধুনা, গুৰ, চূণ, মাটিমাহ, বৰাচাউল, হাঁহকণী, মাছ আদি। সেইদৰে ৰং তৈয়াৰ কৰিছিল শামুক, চূণ, মাছৰ তেল, জোকৰ তেজ আদি মিশ্ৰণেৰে। (আবুৰ বহমান, অসমৰ মুছলমানসকল পৃষ্ঠা, ৯৭)

নগাপাহাৰৰ পৰা শিল সংগ্ৰহ কৰি পশ্চিমৰ পৰা অনা কাৰিকৰ শিলাকটীয়া খেলটোৰ দ্বাৰা শিলৰ চটা কৰি শিৰসাগৰৰ নামডাং নৈৰ শিলৰ সাঁকো তৈয়াৰ কৰিছিল ১৭০৩ খৃষ্টাব্দত ঘনশ্যামউদ্দিন নামৰ এজন কাৰিকৰে। আহোম ৰজা সকলে অট্টালিকা আদি নিৰ্মাণৰ কামত মুছলমান কাৰিকৰ নিয়োগ কৰাৰ বিষয়ে বুৰঞ্জীত উল্লেখ কৰিছে। আহোম ৰাজ্যৰ কাৰেংঘৰ (চিৰ-১৯), তলাতল ঘৰ (চিৰ-২০), ঘনশ্যাম দৌল (চিৰ-২১), বঙঘৰ (চিৰ-২২), (পৃষ্ঠা-৪১,৪২) আদি নিৰ্মাণত মোগল স্থাপত্যৰ প্ৰভাৱ লক্ষণীয়।

অসমত মুছলমান সকলৰ স্থাপত্য তথা অট্টালিকা দুইধৰণৰঃ এবিধি মছজিদ আৰু আনবিধি ৰওজা বা সমাধি। ইইবোৰ অসমত অ'ত ত'ত

দেখা যায়। ৰাজ্যখনত প্ৰায় পঞ্চাশ খনমান বিশেষ স্থাপত্যৰ নপুৰণি মাজাৰ, মছজিদ (চিৰি-২৩,২৪), দৰগাহ (চিৰি-২৫-২৭) (পৃষ্ঠা-৪৩,৪৪) আদি আছে। এইবোৰৰ স্থাপত্য মনকৰিবলগীয়া। এই সৌধ সমূহ স্থানান্তরত সম্যকভাৱে আলোচনা কৰা হৈছে। ওপৰত আলোচনা কৰা স্থাপত্যবোৰ জয়ধৰ্ম সিংহৰ ঔৰংজেৱলৈ দিয়া পত্ৰ, ঔৰংজেৱ বাদছাহে দিয়া উমানন্দৰ দান পত্ৰ, আনোৱাৰ হাজী ফকীৰক দিয়া দান পত্ৰ, কামাখ্যা পাহাৰৰ ‘আবেহায়াত চশ্মে খিজিৰ’ শিলা লিপি আদিয়ে বহন কৰিছে।

চিত্ৰকলালৈ অৱদান

মোগলৰ শাসন কালতেই ভাৰতীয় চিত্ৰকলাৰ বিকাশ দ্রুত হয় আৰু সেই সময়ত গঢ়ি উঠা চিত্ৰকলাক ‘মোগল চিত্ৰকলা’ (mughal painting) বাপে জনা যায়। মোগল চিত্ৰকলাই ভাৰতীয় চিত্ৰকলাক নতুন মাত্ৰা দিয়ে। ইছলাম ধৰ্মত চিত্ৰকলা সম্পর্কে নিয়ন্ত্ৰণ থাকিলেও মোগল চিত্ৰকলাই ভাৰতীয় প্ৰাচীন চিত্ৰকলাৰ সংমিশ্ৰণত ভাৰতত এক নতুন যুগৰ সূচনা কৰে।

অসমৰ ক্ষেত্ৰতো ইছলামিক চিত্ৰকলা আৰু ভাস্কৰ্যৰ যি নিৰ্দশন পোৱা যায় সেইবোৰ আহিছে মোগলসকলৰ লগত সংস্পৰ্শ হোৱাৰ ফলত। অসমলৈ ইছলাম ধৰ্মীৰ আগমন ত্ৰয়োদশ শতকাতে ঘটিছিল যদিও মোগলে অসম আক্ৰমণ কৰাৰ পাছৰে পৰা ইছলামিক চিত্ৰকলা আৰু ভাস্কৰ্য অসমীয়া শিল্পকলাৰ সৈতে পৰিচিত হয়। গড়গাৰঁ কাৰেং ঘৰ নিৰ্মাণত মুছলমান শিল্পীৰ অৱদান আছে বুলি অনেকে কৰ খোজে। কাৰেং ঘৰৰ চতুৰ্দিশে থকা চূড়াবোৰত মছজিদৰ চূড়াৰ সাদৃশ্য থকা যেন লাগে। মোগল ভাস্কৰ্য বৎপুৰৰ বৎধৰতো পৰিলক্ষিত হয়।

১৭৩৪ খৃষ্টাব্দত শিৰসিংহ বজাৰ নিৰ্দেশত ‘হস্তী বিদ্যাৰ্ঘ’ নামৰ পুথিত দিলবৰ আৰু দোচাই নামৰ দুজন মোগল চিত্ৰকৰে ছবিবোৰ অংকণ কৰি এক আপুৰণীয়া অভিলেখ সৃষ্টি কৰিছিল। সাঁচিপাতত অঁকা আৰু লিখা ‘হস্তী বিদ্যাৰ্ঘ’ সচিত্ৰ পুথিখন সুকুমাৰে স্বৰ্গদেউ শিৰসিংহ আৰু বৰকুঁৰৰী অশ্বিকা দেৱীৰ আদেশত বচনা কৰিছিল। হাতীৰ বিভিন্ন দোষ-

গুণৰ বৰ্ণনাসহ ছবিসমূহৰ উপৰিও পুথিখনত প্ৰস্তুকাৰৰ নিজৰ ছবি, চিত্ৰকৰ দুগৰাকীৰ ছবি, স্বৰ্গদেউ শিৰসিংহ বৰকুঁৱৰী অশ্বিকা দেৱী আৰু তেওঁলোকৰ সন্তান উৎসিংহ কোঁৰৰ ছবি দেখিবলৈ পোৱা যায়। ইয়াৰ বাহিৰেও অষ্টাদশ শতকাত ৰজাঘৰৰ পৃষ্ঠ পোষকতাত বহুতো পুথি সচিত্ৰাকৈ লিখোৱা হৈছিল আৰু এই চিত্ৰবোৰত বাহিৰৰ চিত্ৰকাৰৰ হাত আছিল। ভূষমাদিজৰ ‘গুৰুচৰিত’ত অঁকা শংকৰদেৱৰ ছবিটো সাক্ষাৎ মোগল নবাৰ যেন লাগে।^৩ উল্লেখযোগ্য যে অসমৰ সাঁচিপতীয়া পুথি ‘গীত গোবিন্দ’ ‘দৰং বাজবংশারলী’ ‘ধৰ্মপুৰাণ’ আদিৰ চিত্ৰৰ লগত মুছলমান শিল্পীৰ চিত্ৰৰ সাদৃশ্য পোৱা যায়।^৪ শঙ্খচূড় বধ, চিত্ৰভাগৰত আদিৰো তেনে প্ৰভাৱ নোহোৱা নহয়। নগাৰঁৰ বালিসত্ৰৰ পৰা উদ্বাৰ হোৱা শক্রদেৱ অনুদিত ভাগৰত পুৰাণৰ পাণ্ডুলিপি প্ৰস্তুতকৰণৰ সময় আছিল ১৪৬১ শক অৰ্থাৎ ১৫ ৩৯ খঃ। চিত্ৰ ভাগৰতৰ পাতনিত পাণ্ডিতপুৰৰ কৃষকান্ত সন্দিকৈয়ে দিয়া মন্তব্য এই ক্ষেত্ৰত প্ৰনিধানযোগ্য। তেওঁ কৈছে যে এই চিত্ৰবোৰ প্ৰাচীন আৰু বাজপুত মোগল আৰ্হিৰ। These paintings pertain to the School of Rajput Mughal Art and that the works at these schools are fairly rare at such an early date.^৫

আতোম মোগল তথা অসম আৰু ভাৰতৰ মাজত মধ্য যুগত বিকশিত নতুন সংযোগ আৰু প্ৰভাৱৰ কথা উল্লেখ কৰি ড° মোহিনী কুমাৰ শইকীয়াই লিখিছে যে ‘মুছলমান খনিকৰসকলে হিন্দুৰ মন্দিৰ নিৰ্মাণত প্ৰাচীন ভাৰতীয় শাস্ত্ৰীয় গঢ়, সংস্কৃতি আৰু বিশ্বাসৰ যথাযথ চৰ্চা কৰি তাক অক্ষুণ্ণ ৰাখি নিৰ্মাণ কৰাৰ যত্ন কৰিছিল। মন্দিৰৰ গাত খচিত চিত্ৰাললী আৰু মূৰ্ত্তি ভাৰতীয় বৈশিষ্ট্য আৰু কাহিনীৰ তত্ত্বৰ প্ৰকাশ সুন্দৰকৈ ফুটাই তোলা

৩ লীলা গঁগৈ, সূৰ্য্যকান্ত হাজৰিকা সম্পাদিত ‘সংস্কৃতি সঞ্চয়ন’, পৃষ্ঠা -১০

৪ আবুৰ বহান, ‘অসমৰ মুছলমান সকল’, চন্দ্ৰ প্ৰকাশ, পৃষ্ঠা -৯৩

৫ K.K. Handiqui, Introduction to Chitra Bhagavata, p.-i

হৈছিল। আকৌ এইবোৰ লগতে সৌন্দৰ্য বৃদ্ধিৰ বাবে মুছলমানী শিল্পৰ আৰ্হিৰ ফুল জালিৰ বা তাৰ লগত তেনে ধৰণৰ থলুৱা ৰূপৰ সংমিশ্ৰণেৰে নতুন ধৰণৰ কাৰকার্য্যও উদ্ভাবন কৰি খচিত কৰিছিল। শিৰসাগৰৰ জয়দলৰ ওপৰছোৱাৰ কাৰকার্য্য, হাজোৰ কামেশ্বৰ মণ্ডিৰৰ গম্বুজ, মাধৰ দেৱালয়ৰ প্রাচীৰ স্তম্ভৰ ওপৰ অংশৰ মিনাৰৰ শিখৰাকৃতিৰ গঢ় আদি এনে প্ৰটেষ্টাৰ নিৰ্দৰ্শন বুলি কৰি পাৰি। এনে অলংকৰণ কাৰ্য্য ঝঁঁচি আৰু বিধিসঙ্গত ৰূপেৰেই অতি যত্নেৰে পৰিকল্পনা কৰি খোদিত কৰা হৈছিল। অৱতাৰকূপী ভগৱানৰ কাহিনীকে ধৰি অতীন্দ্ৰিয় জগতৰ শক্তিসমূহ, পাৰ্থিৰ জগতৰ জীৱ-জন্ম, ফুল লতা, আনকি বজা, বিষয়া, মাত্ৰ আদি সকলোৱে চিত্ৰ দৰ্শকৰ বিশেষকৈ ভক্তৰ চিন্তাকৰ্ষক হোৱাকৈ খোদিত কৰা হৈছিল। অথচ এইবোৰত ভাৰতীয় আৰু থলুৱা অসমীয়া সংস্কৃতিৰো সুন্দৰ প্ৰকাশ ঘটিছে। সাধাৰণ লোকৰ পৰা অসমীয়া গায়ন বায়নলৈকে সকলোৱে সাজপাৰ আৰু ব্যৱহৃত সজুলিৰ ৰূপ এই চিত্ৰ সমূহে ধৰি ৰাখিছে। ইয়াৰ লগতে আকৌ মুছলমান আদৰ্শৰ কাৰকার্য্যৰ সৈতে সমসাময়িক কালৰ আমোদ প্ৰমোদৰে চিত্ৰ স্থান বিশেষে সৌন্দৰ্য বৃদ্ধিৰ বাবে খচিত কৰা হৈছে।

আধুনিক যুগৰ চিত্ৰকলা আৰু ভাস্কুল্যত অৱদান আগবঢ়োৱা সফল ব্যক্তিসকল হ'ল-চৌকত আলি (ৰাজ্যিক পৰিবহন বিভাগৰ গড়ৰ প্ৰতীক খ্যাত), ড° ইৰশাদ আলি, আমিনুল হক, চালেহা আহমদ (ভাস্কুল্য), জেবিন ঘোষ দস্তিদাৰ, মাহফুৰজা, এ. বি, মেহনাজ উমেইদ আলি, তচলিমা ইছলাম, ইফতিখাৰ মাহমুদ, ইনজু আহমদ আৰু লুটফা আখতাৰ আদি। ইয়াৰ কেইগৰাকীমান ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত শিল্পী। ○

সহায়ক গ্রন্থপঞ্জী :

- ১। আবৃত্ত ছাতাৰ : সংমিশ্ৰণত অসমীয়া সংস্কৃতি, মিচেচ মচৰদা ছাতাৰ যোৰহাট, ১৯৮৬ (তৃতীয় প্ৰকাশ) ।
- ২। আকদাচ আলী মীৰ : ঐতিহাসিক পটভূমিত অসমৰ ঐতিহ্যমণ্ডিত ইছলাম ধৰ্মীসকল, (৩য় প্ৰকাশ) ৰোচন আৰা এডুকেশন ফাউণ্ডেশন গুৱাহাটী-১, ২০১০
- ৩। Dr. Kasim Ali Ahmed: Muslim Contribution to Assamese Culture, Procreate Prakashan, Guwahati-6, 2004.
- ৪। ইছলাম হচ্ছেন : হিন্দু-মুচলমান প্ৰশ্ন : সমস্য আৰু সংঘাত, গুৱাহাটী, ১৯৯৪ প্ৰকাশক ।
- ৫। Dr. Mohini Kumar Saikia : Assam Muslim Relation and Its Cultural Significance, Golaghat, 1978. A.D.
- ৬। ড° মহেশ্বৰ নেওগ : পৰিৱ্ৰ অসম, লয়াৰ্ছ বুকষ্টল, গুৱাহাটী, ১৯৯১ ।
- ৭। P.D. Choudhury : Archaeology in Assam (An Introduction) Department of Archaeology, Assam, Guwahati, 1964.
- ৮। Dr. Kamaluddin Ahmed : The Art and Architecture of Assam, Spectrum Publication, Guwahati-1994.
- ৯। কমৰজ্জামান আহমদঃ স্মৃতিৰ জিলিঙ্গিত কেইগৰাকীমান অসমৰ মুচলমান, (প্ৰথম খণ্ড-২০০৯, দ্বিতীয় খণ্ড-২০১১), আল-আমিন জনকল্যাণ সমাজ, গুৱাহাটী ।
- ১০। Imtiaz Ahmad (ed) : Caste and Social Stratification among Muslims in India, New Delhi, Manohar Book Service 1973.
- ১১। ড° মোহিমী কুমাৰ শটকীয়াঃ অসমীয়া সংস্কৃতি ইছলামীয় প্ৰভাৱ, অসম সাহিত্য সভা, ১৯৯৮ ।



চিত্র - ১৯ কাৰেং ঘৰ



চিত্র - ২০ তলাতল ঘৰ



চিত্র - ২১ ঘনশ্যাম দোল



চিত্র - ২২ ৰং ঘৰ

চিত্র - ২৩
পাণবাৰীৰ ৰঙামাটি মছজিদ



চিত্র - ২৪
আজান পীৰ দৰগাহ





চিত্র - ২৬ হাজোৰ পোৱা মক্কা দৰগাহ



চিত্র - ২৭ ধূৰূৰীৰ পাঁচপীৰৰ দৰগাহ

তৃতীয় অধ্যায়

লোক সাহিত্যলৈ অরূদান

পরিচয়

ধর্মমূলক গীত-মাত

উৎসর পার্বণৰ লগত জড়িত গীত

কাহিনীমূলক গীত

কর্মভিত্তিক আৰু ক্ৰীড়া বিষয়ক গীত

অন্যান্য গীত

সহায়ক গ্রন্থপঞ্জী

প্রাসঙ্গিক আলোকচিত্র

তৃতীয় অধ্যায়

লোক সাহিত্যে অরদান

পরিচয়

লোক সাহিত্য নিরক্ষৰ জনসাধাৰণৰ যুগ যুগ ধৰি সঞ্চিত অভিজ্ঞতা আৰু জ্ঞানৰ বহিপ্রকাশ। লোক-সাহিত্যত লোক-জীৱনৰ ছবি প্রতিফলিত হয়। লোক-সাহিত্যই চহা জীৱনৰ বৎ-ৰহচূট, হৰ্ষ-বিষাদ, আবেগ-অনুভূতি প্ৰকাশ কৰে। লোক-সাহিত্য বুলিলে লোক-কাহিনী, লোকগীত, লোককথা, লোকপদ, প্ৰবাদ-প্ৰবচন আদিকে বুজায়। লোক-কাহিনীক পুৰা কাহিনী বা অতিকথা বা প্ৰবাদ (legend), কিংবদন্তি বা জনশ্রুতিমূলক (myth) আৰু সাধুকথা (tale)- এই তিনিটা ভাগত ভগাৰ পাৰি। পুৰা কাহিনীবোৰত হিন্দু, ইছলামকে ধৰি সকলোবোৰ ধৰ্মৰ সমল আছে। এইবোৰৰ বাস্তৱ ভিত্তি নাই যদিও কাহিনীবোৰ বসাল আৰু ভাবোদ্দীপক। অসমৰ চৰ-চাপৰিৰ অভিবাসী সকলোকে আদি কৰি মুছুমান সমাজত প্ৰকাশিত কিছুমান পুৰা-কাহিনী হ'ল- ভূমিকম্প আৰু ঘাড়গৰৰ কাহিনী, মুৰ্গা আৰু বেহেস্তৰ কাহিনী, সুৰ্য আৰু কাৰবালাৰ তেজৰ কাহিনী, বুঢ়া আৰু আকাশৰ কাহিনী, কলেৰা আৰু বৰআই সম্পৰ্কীয় কাহিনী আদি।

কিংবদন্তি বা জনশ্রুতিমূলক কাহিনী বৰ কম। এই কাহিনীবোৰক পুৰা কাহিনীৰ সমাৰ্থক বুলি কৰ পাৰি। এইবোৰৰ ভিতৰত পোৱামৰ্কাৰ দৰগাহৰ কাহিনী, আদম গুৰুৰ কাহিনী, বগা বাবাৰ মাজাৰৰ কাহিনী, কাৰবালাৰ কাহিনী, হৰিণা আৰু নবীৰ কাহিনী আদি উল্লেখ কৰিব পাৰি।

জোনাক ৰাতি কণ কণ ল'ৰা-ছোৱালী, বোৱাৰী-জীয়ৰী, বৃদ্ধ-বৃদ্ধা লগ হৈ চোতালত ঢাৰি পাতিত বহি সাধুকথা কোৱা বা শোনাটো আগতে বৰ প্ৰিয় পৰম্পৰা আছিল। মুছলমান সমাজত প্ৰচলিত কিছুমান সাধুকথা হ'ল- ৰহিম ৰূপবানুৰ সাধু, হাবিল-কবিলৰ সাধু, কালু গাজীৰ সাধু, খোৱাজ-খিজিৰৰ সাধু, ছয়ফুল মুল্লকৰ সাধু, বডিউজ্জামানৰ সাধু, বেউলা-লখীন্দাৰৰ সাধু, ইউচুফ-জোলেখাৰ সাধু, আলিফ- লাইলাৰ সাধু, হাতিম তাইৰ কিছা ইত্যাদি। ইয়াৰ বাহিৰেও অসমৰ মুছলমান সমাজত কোৱান শ্ৰীফ আৰু হজৰত মহম্মদ (ছঃ)ৰ জীৱনৰ লগত জড়িত কিছুমান আলোকিক (মোজেজা, miracle) ঘটনা কাহিনী হিচাপে প্ৰচলিত আছে। এইবোৰৰ কিছুমান হ'ল- নবীচাহাৰৰ মিৰাজ, জাৰেদৰ পুত্ৰৰ কাহিনী, ইজিপ্তৰ ফেৰাউনৰ কাহিনী, ইত্যাদি।

লোক-সাহিত্যৰ অন্যতম উপাদান লোকগীতি ধৰ্মমূলক, কাহিনী বা আখ্যানমূলক, উৎসৱ-পাৰ্বণ মূলক আৰু কোনো কাৰ্য্য বা ক্ৰীড়া-মূলক আদি ভাগত আলোচনা কৰিব পাৰি।

উৎসৱ-পাৰ্বণ, খেল-ধেমালি, কৃষিকৰ্ম, সামাজিক নীতি-নিয়ম, লোকাচাৰ আৰু গীত-মাত আদিতো লোক-জীৱনৰ ছবি প্ৰতিফলিত হয়।

লোক-জীৱনত ধৰ্মৰ প্ৰভাৱ গভীৰ হেতুকে লোকগীতত ধৰ্মৰ ভাৱ ফুটি উঠে। ৰক্ষাপুত্ৰ উপত্যকাৰ মুছলমানসকল অসমীয়া সমাজৰ লগত একিভূত হোৱাৰ লগে লগে ইয়াৰ লোক সাহিত্যতো ইছলামীয় ভাৱনাৰ চামনি দেখা যায়।

মন্ত্ৰ সাহিত্যত মুছলমানসকলে যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিছে। ‘কৈত পাঁও গৰীয়াৰ বেজ’ কথায়াৰে মন্ত্ৰ সাহিত্যত মুছলমানসকলৰ প্ৰভাৱৰ কথা উল্লেখ কৰিছে। বেমাৰ-আজাৰ হ'লে জৰা ফুকা কৰা হয়। অসমীয়া মুছলমান সমাজত শিশু এটাৰ জন্মৰ লগে লগে ওচৰত আজান দিয়া হয়। মুছলমান ছোৱালী পুষ্পিতা হ'লে নামনি অসমত তিনিদিনৰ মূৰত আত্মীয় বয়সস্থা মহিলাসকলে গা-ধুৱাই খিচাগীত বা সেৰাগীত গায়। উজনি অসমত গীত নেগালেও গা-ধুউৱা হয়। ল'ৰা সন্তানৰ খটনা বা চুন্তৰ সময়তো

বিয়াগীতৰ লেখীয়া কিছুমান গীত গায়। এসময়ত মুছলমানসকলে ওজাপালিও গাইছিল। সত্যপীৰ বা সত্যনারায়ণৰ গীতসমূহো অসমীয়া লোক-সাহিত্যৰ অমূল্য সম্পদ। প্রকৃতার্থত সত্যপীৰ হিন্দু-মুছলমানৰ এক্য-সংহতিৰ প্রতীকস্বরূপ।

অসমীয়া মুছলমান সমাজত জিকিৰ আৰু জাৰীৰ প্ৰভাৱ যথেষ্ট। ঘাইকৈ আজান ফকীৰৰ নামত প্ৰচলিত জিকিৰবোৰে অতি সহজ ভাৱ আৰু ভাষাত ইছলামৰ দৰ্শন বা মাহাত্ম্য বৰ্ণনা কৰিছে। ইছলাম ধৰ্মীয় বীতি-নীতি তথা আল্লাহৰ গুণানুকীৰ্তনেই হৈছে জিকিৰবোৰৰ মূল বিষয় বস্তু। জাৰী বা মৰ্চিয়া গীতবোৰে ঐতিহাসিক কাৰবালাৰ হাত্তান-হচ্ছেইনৰ কৰণ কাহিনীৰ লগত জড়িত। প্ৰাচীন অসমৰ জনপ্ৰিয় কুশান গীতবোৰত সোনাপীৰ, মানিক পীৰ আদি ইছলাম ধৰ্মীয় সাধকসকলৰ কথাও সম্মিলিত হৈছে। আধ্যাত্মিক ভাৱাপন্ন আৰু বৈষ্ণৱ আদৰ্শৰ প্ৰভাৱ এইসমূহ গীতৰ ওপৰত স্পষ্ট। আধ্যাত্মিক ভাৱাপন্ন আন এবিধ গীত হৈছে মনই গীত। এই গীতসমূহত ছুফী প্ৰভাৱ বিদ্যমান। হিন্দু মুছলমানৰ সমন্বয়ৰ বান্তা বহনকাৰী এইবোৰ গীতৰ গীতি মাধুৰ্য্য বিশেষভাৱে উল্লেখনীয়। তিস্তাৰুটিৰ পূজাত গোৱা গীতত পীৰ পয়গাম্বৰৰ কথাও সম্মিলিত হৈ আছে।

দেহবিচাৰৰ গীত, চিয়াগীতি আদিবোৰত আৰবী ফাছী শব্দৰ প্ৰাচুৰ্য্যৰ লগতে আধ্যাত্মিক ভাবৰো সুসামঞ্জস্য দেখা যায়। পশ্চিম মঙ্গলদে অঞ্চলৰ মুছলমান সমাজত সমাদৃত দুবিধ জনপ্ৰিয় গীত হ'ল- টেকগীত আৰু নবীগীত।

কামৰূপ জিলাৰ হাজো অঞ্চলত হাইদৰ গাজীৰ গীত অতি জনপ্ৰিয়। সেইদৰে কাছাৰৰ সোনাবৰী ঘাটৰ ইদ্রিছ আলি ফকীৰৰ গীতবোৰ অসমৰ লোক-সাহিত্যৰ অন্যতম সম্পদ।

বিয়ানাম, আইনাম আদিত অসমীয়া হিন্দু তিৰোতা সকলৰ দৰে মুছলমান মহিলা সকলেও অংশ গ্ৰহণ কৰে। অসমৰ মৰীয়া সম্প্ৰদায়ৰ মাজত প্ৰচলিত এবিধ মালিতা হ'ল- জনাগাভৰৰ গীত। তেনেদৰে মণিকোঁৰৰ গীত, হাইদৰ-পমীলাৰ গীত, ফুলকোঁৰৰ গীত, চিকন সৰিয়হৰ গীত, জয়ধন বনিয়াৰ গীত আদিও মুছলমান সমাজত সমানে জনপ্ৰিয়।

জতুৱা ঠাঁচ, প্ৰবাদ আদিত মুছলমানসকলৰ মাজত ফাঁচী শব্দৰ ব্যৱহাৰ দেখা যায়। পদ্ম-পুৰাণৰ কাহিনী মুছলমান সমাজত অতি জনপ্ৰিয়। নাওখেলৰ গীতসমূহত মুছলমানসকলৰ অৱদান প্ৰচুৰ। এই গীতবোৰত বৈষণৱ প্ৰভাৱৰ লগতে ইছলামীৰ প্ৰভাৱো অনুভূত হয়। বাৰমাহী গীতবোৰত ছুফী প্ৰভাৱ অনুমেয়। বমজান মাহত চেহৰীৰ সময়ত গজল-জিকিৰ আদি গাই মানুহক জগোৱা এটা প্ৰাচীন প্ৰথা মুছলমান সকলৰ মাজত এতিয়াও প্ৰচলিত।

অসমৰ মুছলমান সমাজত জনপ্ৰিয় এটি অনুষ্ঠান হ'ল ‘পুথিপঢ়া’ প্ৰথা। ‘পুথি সাহিত্য’ প্ৰধানকৈ বাংলা সাহিত্যৰ অন্তর্গত কিছুমান বসাল ধৰ্মীয় কাহিনী। বাংলা ভাষাত বচিত হ'লেও ধৰ্মীয় জ্ঞান নথকা অনাখৰী লোকৰ মাজত এইবোৰ অতি জনপ্ৰিয় আৰু অসমৰ মুছলমান সকলৰ জীৱনত অতি প্ৰভাৱশীল। ধৰ্মীয় জ্ঞান দিয়াৰ উপৰিও এই গ্ৰন্থসমূহে চহা আৰু অনাখৰী শ্ৰোতা সকলক অনাৰিল আনন্দ দিয়ে। আধ্যাত্মিক ভাৱেৰে পুষ্ট বীৰ বস, কৰণে বস আৰু প্ৰেমৰ কাহিনীৰে এই গ্ৰন্থবোৰ ভৰপূৰ। সচৰাচৰ কাৰবালাৰ হাতান-হচ্ছেইনৰ কাহিনী, হাতেমতাইৰ কাহিনী, জঙ্গনামাৰ কাহিনী, আমিৰ হামজাৰ কাহিনী, ইউচুফ, জোলেখাৰ কাহিনী আদি ‘পুথি পঢ়াৰ’ ৰূপত পৰিৱেশন কৰা হয়।

বিশ্ববিশ্বাসত কবি শ্ৰেৰ চাদী, কৰ্মী, হাফিজ, ওমৰ খেয়াম আদিৰ যোগেদি ছুফীবাদে ভাৰতীয় সাহিত্যত এক বিশেষ স্থান লাভ কৰিছিল আৰু ইয়াৰ বিস্তাৱৰ ক্ষেত্ৰত আমীৰ খুশ্চ, মহম্মদ জায়সী, কবীৰ, মীৰাবাঈ আদিৰ বিশেষ বৰঙণি আছে। ইছলামীয় ইতিহাস ঐতিহ্যৰ লগত সম্পর্ক স্থাপন হোৱাৰ লগে লগে পাৰস্যকে ধৰি মধ্যপ্ৰাচ্যৰ চোহৰাৰ-কস্তম, লাইলা-মজনু, শিৰী-ফৰহাদ, ইউচুফ-জোলেখা আদি বহু সমাদৃত কাহিনীয়ে সমগ্ৰ ভাৰতবৰ্যৰ লগতে সময়ত অসমতো প্ৰভাৱ বিস্তাৰ কৰিছিল। উদৰ্দু আৰু ফাঁচী ভাষাৰ চৰ্চাৰ ফলত অসমীয়া সাহিত্যত ধৰ্মনিৰপেক্ষ এক ধাৰাৰ উদ্বৃত্ত হৈছিল। এই নতুন ধৰণৰ ৰচনাৰ ভিতৰত চন্দ্ৰাবলী বিশ্বকেতু, চাহপৰী উপাখ্যান বা মৃগাবতী চৰিত্ৰ, মধুমালতী, মাধব-সুলোচনা, চন্দ্ৰকেতু, কামকলা আদিৰ উল্লেখ কৰিব পাৰি।

লোক-সাহিত্যৰ প্রাচীনতম উপাদান মন্ত্র সাহিত্যকে আদি কৰি
অসমৰ বিভিন্ন অঞ্চলৰ মুছলমান সকলৰ মাজত প্ৰচলিত গীত মাতসমূহ
তলত উল্লেখ কৰা শিতানত আলোচনা কৰিব পাৰি- (ক)
ধৰ্মমূলক/ভক্তিমূলক গীত, (খ) উৎসৱ পাৰ্বণৰ গীত, (গ) কাহিনীমূলক
গীত (ঘ) কৰ্ম-ক্ৰীড়াভিত্তিক গীত আৰু (ঙ) অন্যান্য তন্ত্র-মন্ত্ৰমূলক গীত।

ক) ধৰ্মমূলক গীত-মাত

এনেবোৰ গীতত প্ৰধানকৈ ধৰ্মৰ তত্ত্ব কথাইহে প্ৰাধান্য লাভ
কৰে। এইগীতবোৰৰ ভিতৰত জিকিৰ, নবী গীত, দেহবিচাৰ গীত, মুৰ্শিদ
গীত, বাটল গীত, মাৰফতী গীত, গজল, কাৱালী, হামদিয়া আদিক সামৰি
লৰ পাৰি।

জিকিৰ-জাৰীঃ- জিকিৰ-জাৰীৰ মাজেৰে ইছলামৰ মূলনীতি
কলিমা, নামাজ,ৰোজা আদিৰ তাৎপৰ্য প্ৰকাশ পায়। জিকিৰ-জাৰীবোৰ
অসমীয়া লোক সাহিত্যৰ অমূল্য সম্পদ। জিকিৰবোৰ আল্লার স্মৰণ
(‘জিকিৰ’ মানে স্মৰণ) কৰাকে সূচায়। জাৰীবোৰ কাৰবালাত সংঘটিত
হাছন-হচ্ছেইনৰ কৰণে কাহিনীৰ লগত জড়িত। অসমীয়া জিকিৰ গীতৰ বাচক
হিচাপে ঘাইকে আজান ফকীৰৰ নাম লোৱা হয় যদিও চান্দ খাঁ, মজনুদ্দিল
ফকীৰ, শ্বেখ ফৰীদ, মুনীয়া দেৱান আদিৰ নামো উল্লেখযোগ্য। জিকিৰ
আজান ফকীৰ চাহাবে এইদৰে গাইছিল-

দুনিয়াই এদিনৰ	দুনিয়াই দুদিনৰ
দুনিয়াই ফুলনিবাৰী।	
কতক চলে বলে	কৰ তই দুনিয়াই
ধৰিব খেৱালি মাৰি।	
খেৱালি জালৰে	গুৱা বাবে বুৰি
পাহৰে লেখে জোখে নাই	
টিকনিতে ধৰি	চোঁচনি মাৰিব
সৰাকো একে ঠাই পাই।	

ঘোঘা-
 নেবিবা কলিমা জিকিৰ লৈবা বুকুত বান্ধি।
 নেবিবা কলিমা ধৰিবা কলিমা
 কলিমা ধৰমৰ গুৰি।
 একেটি কলিমাই ব্ৰহ্মাণ্ড ভেদিলে
 চৰাই হৈ আহিলে ঘূৰি।
 লোৱৰে হাতুবি লোৱৰে নিয়াৰি
 লোৱৰ শৰাহেৰে ধৰে।
 নিয়াৰিত তুনি লৈ কোবকে মাৰিলে
 চৈধ্যখন ব্ৰহ্মাণ্ড লৰে॥
 মচ্ৰিকে* মগ্ৰিবে* দেখো কত দুৰে
 দুইকদমৰ বাট।
 এই হাত মুখ বিচাৰি নেপালো
 চাহাবে বুলালে হাত।।

ନଗାଁଓ ଜିଲ୍ଲାର ଜାଜିବି ଆକୁ ପାଥରୀ ଅନ୍ଧଳତ ପ୍ରଚଲିତ କିଞ୍ଚୁମାନ ଜିକିବ
ଆକୁ ଜାରୀ ଗୀତ ତଳତ ଦିଯା ଧରଗ୍ଭ-

হৰদমে আল্লা হৰদমে আল্লা
তোমার নাম লও মই ইয়া মোৰ খোদা
হৰদমে আল্লা হৰদমে আল্লা
আল্লা তুমি ক'ত আছা নেদেখু খোদা
হৰদমে আল্লা হৰদমে আল্লা
আকৃতি প্ৰকৃতি নাই মোৰ খোদা
হৰদমে আল্লা হৰদমে আল্লা
আল্লা কিনো দি পুজিম মই, ইয়া মোৰ খোদা
আল্লা তামোল দি পুজিম মই বচে খোৱা
হৰদমে আল্লা হৰদমে আল্লা

* পূর্বে ◆ পশ্চিমে

ତୋମାର ନାମ ଲାଗୁ ମହି ଇଯା ମୋର ଖୋଦା
ଆଜ୍ଞା ପାଣ ଦି ପୁଜିମ ମହି ମକବାହି ଛଟା
ହସଦମେ ଆଜ୍ଞା ହସଦମେ ଆଜ୍ଞା
ତୋମାର ନାମ ଲାଗୁ ମହି ଇଯା ମୋର ଖୋଦା
ଆଜ୍ଞା ଗାଥୀର ଦି ପୁଜିମ ମହି ଦାମୁରିଯେ ପିଯା
ହସଦମେ ଆଜ୍ଞା ହସଦମେ ଆଜ୍ଞା
ତୋମାର ନାମ ଲାଗୁ ମହି ଛୋବହାନ ଆଜ୍ଞାହ
ହସଦମେ ଆଜ୍ଞା ହସଦମେ ଆଜ୍ଞା
ତୋମାର ନାମ ଲାଗୁ ମହି ଇଯା ମୋର ଖୋଦା
ବାତି ଦିନେ ପାଁଚ ବାର ଚିଜଦା ଦିମ ତୋମାକେ ଖୋଦା
ହସଦମେ ଆଜ୍ଞା ହସଦମେ ଆଜ୍ଞା
ତୋମାର ନାମ ଲାଗୁ ମହି ଇଯା ମୋର ଖୋଦା
ତୋମାର ନାମ ଲାଗୁ ମହି ଛୋବହାନ ଆଜ୍ଞାହ
ଆଜ୍ଞା ବିନେ କେଉ ନାହି ଆର ଆଜ୍ଞାହେ
ଆଜ୍ଞା ହକ୍କର ବିନେ ଚକ୍ରର ନାହି
ପାନୀ ବିନେ ନାହି ନିର୍ମଳ ଏ ଆଜ୍ଞା
ଆଜ୍ଞା କାଲୈନୋ ସାଁଚିଲୋ ଏ ଜାପରେ ବର କାପୋର
ଏ କାଲୈନୋ ସାଁଚିଲୋ ଧନ ଏ ଆଜ୍ଞା
ଆଜ୍ଞା ଜାପରେ ବର କାପୋର ଜାପତେ ଥାକିବ
ହାବତେ ଗଜିବ ବନ ଏ ଆଜ୍ଞା
ଆଜ୍ଞା ବିନେ କେଉ ନାହି ଆର ଆଜ୍ଞାହେ
ଆଜ୍ଞା ଧନେ ଧନେ କରି ତହିନୋ ସାଁଚିଲି
ବରନୋ ଯତନେ କରି ଏ ଆଜ୍ଞା
ଲଗତ ନୋ ଯାଯ ଦୁ-ଚପରା ମାଟି ।
ଆଜ୍ଞା ଦିନକ ଦିନେ ହାୟାତୋ କମି ଗୈଛେ
ଏ ଯେନ କଚୁପାତର ପାନୀ ଏ ଆଜ୍ଞା
ଆଜ୍ଞା ବିନେ କେଉ ନାହି ଆର ଆଜ୍ଞାହେ ।
ହକ୍କର ବିନେ ଚକ୍ରର ନାହି

আ঳্লাহ মাছকো ধৰিবলৈ দীঘলী জান খান্দিছে
জীৱক ধৰিবলৈ অনেক যতনে
পাতিছে, যেন অময়া ফান্দ
আ঳্লা বিনে কেউ নাই আৰু আ঳্লাহৈ

আৰু এটা জিকিৰত এনেদৰে গোৱা হৈছে

আচমানতে পইদা মুচাৰে চালাম
আজাৰ কৰিব বান্দা মউতৰ বেলা
কলিমাহে বৰধন লাগে মানে ভাল
আওৱালে পয়দা হ'ল কলিমা সেয়া
আচমানতে পয়দা মুচাৰে চালাম।
আজাৰ কৰিব বান্দা মউতৰ বেলা
মুহাম্মদ চৰিয়তত কলিমাহে সাৰ
লক্ষ লক্ষ টকা ভাণ্ডি কৰা যজ্ঞদান
এক হৰফ কলিমাৰো নহয় যে সমান।

দৰঙ্গত মুছলমান সকলে বৈঠক কৰোতে আ঳্লা বা নবীৰ ওচৰত আ঳্লাৰ
কল্যাণ বা পৰিত্রাণ বিচাৰি অন্তৰৰ আকৃতি প্ৰকাশ কৰা এই নবীগীতি গায়-
নবী গীত (এক প্ৰকাৰ আধ্যাত্মিক তথা দার্শনিক গীত)

নবীজী তোমাৰ মই কমিনা গোলাম
হাজাৰো দৰঢ ঐ হাজাৰো চালাম
মোৰাবক কদমত হাজাৰো চালাম
নবীজী তুমি মোক নাপাহাৰিবা
বেহেস্তক যাঁওতে লগত লৈ যাবা
নবীজী তোমাৰ মই কমিনা গোলাম
হাজাৰো দৰঢ হাজাৰো চালাম
জিন্দাই থাকাওতে কলিমা পঢ়ো
মৰিবাৰ সময়ত তৌৱা কৰো।

সত্যপীৰৰ গীত

পশ্চিম অসম আৰু বংগদেশত হিন্দু আৰু মুছলমান উভয় সম্প্রদায়ৰ মাজত সমানে জনপ্ৰিয় সাধক জন হ'ল সত্যপীৰ। এই সত্যপীৰ গীত সমূহ সাম্প্ৰদায়িক সম্প্ৰীতিৰ মহা নিৰ্দৰ্শন-

ফকীৰ কহেন হাসি শুন দিজবৰ।
পুৰান, কোৰান কিছু নাই মতান্তৰ।।
যেই ৰাম, সেই ৰহিম নাম ভিন হয়।
ত্ৰিভুবনে সেই সত্য জানিবা নিশ্চয়।।

চৰ চাপৰিৰ বাটুল গীত-চৰ চাপৰিৰ জন সাধাৰণৰ মাজত
বাটুল গীত অতি জনপ্ৰিয়। গোৱালপাৰা অঞ্চলৰ এটি বাটুল গীত
এনেধৰণৰঃ-

মনৰে ফাঁকি দিয়া চলবি কতদিন
নিয়া আইলি ঘোল্ল আনা
বেপাৰ কৰিতে দুই আনা
এখন চালান খায়ে হলি দেনা
জবাৰ দিবি কি, হিচাবেৰ দিন।

চৰ চাপৰিৰ বয়সীয়াল লোকৰ মাজত জনপ্ৰিয় এটি দেহতন্ত্র গীত
এনেধৰণৰ-

ক) ‘আ’ আই মাটিৰ এক পুতুল বানিয়ে
কি কাৰখনা তাৰ ভিতৰে
তিনিশ ষাঠি তাৰ আছে
তাৰ ওপৰে বাতি জুলে
মাজ খানেতে পাংকা ঘূৰে
দমেৰ নিকাশ দমে দেয়াৰে।’

খ) আচে মানুচ আনন্দৰ বাজাৰে নিগম নিগম ঘৰে
মানুচ আচে গো

মুৰ্শিদ গীত

মুৰ্শিদ গীতবোৰ অসমীয়া দেহবিচাৰৰ গীতবোৰৰ সৈতে প্ৰায় একে। আৰবী 'ইশৰ্দ' শব্দটোৱ পৰা 'মুৰ্শিদ' শব্দৰ উৎপত্তি হৈছে। ইশৰ্দ'ৰ অৰ্থ নিৰ্দেশ। যিজনে ইশৰ্দ বা নিৰ্দেশ দিয়ে তেওঁক 'মুৰ্শিদ' বুলি কোৱা হয়। এনে অৰ্থত মুৰ্শিদক গুৰু বুলি ভৰা হয়। সেয়ে মুৰ্শিদ গীতবোৰ গুৰু শিষ্যৰ মাজত প্ৰচলিত ভক্তিমূলক গীত। এই গীতবোৰক মাৰফতী বা বহস্যবাদী (mystical) গীত বুলিও জনা যায়। ইৰানৰ ছুফীসাধক সকলৰ 'ছামা' সংগীতৰ পৰা মাৰফতী গীতৰ জন্ম হোৱা বুলি কোৱা হয়। গুৰুভক্তিৰ উপৰিও মুৰ্শিদ গীতত নদী, প্ৰকৃতি, গৃহ, নাও আদি বস্তুক ব্যপক হিচাপে ব্যৱহাৰ কৰা হয়। ঠাই বিশেষে এই গীতবোৰ 'বাটল' বাপেও জনাজাত। বংগৰ লালন ফকীৰ, অসমৰ আজান ফকীৰ আৰু শংকৰদেৱ আৰু উত্তৰ ভাৰতৰ কবীৰ আদিৰ ভক্তিবাদী গীতৰ অৰ্থৰ সৈতে মুৰ্শিদী গীতৰ যথাৰ্থতে বিশেষ পাৰ্থক্য নাই। মুৰ্শিদী গীতবোৰ বৈঠক আকাৰে বাতিৰ ভাগত গোৱা হয়। এই গীতবোৰ গাওঁতে কেতিয়াৰা বছুলুঞ্চা, হজৰত আলীৰ চৰণ আৰু কেতিয়াৰা পীৰ সকলৰ চৰণত সেৱা জনোৱা হয়।

আউলিয়া দৰবেশৰ মাজাৰ দৰগাহত অনুষ্ঠিত উৰুচত কাৰালী,
গজল, মুৰ্শিদ গীত আদি পৰিৱেশন কৰা হয়। গৰড়াচল পাহাৰত অৱস্থিত
গিয়াচুদিন আউলিয়া চাহেবেক সুঁৰবি গোৱা এটি মুৰ্শিদ গীত এনে ধৰণৰ-

গৌৰাচল পাহাৰৰ দৰ্গাহ শ্বিফত
কি ৰৌচন বঢ়ালি তুমি ঐ আল্লা
যে পাহাৰৰ বুকুতে জংঘলৰ মাজতে
সন্দৰজন আউলিয়াৰ মাজাৰ হে আল্লা
মছিদৰ কাষতে থকা গিলাপৰে ঢকা
গিয়াছউদিনৰে মাজাৰ হে আল্লা
গৌৰাচল পাহাৰৰ দৰ্গাহ শ্বিফত
মছিদৰ চোতালত কোৰান পাঠ কৰিলে
সুৰদি সুৰেৰে ওলাই হে আল্লা

গৌৰাচল পাহাৰৰ দৰ্গাহ শ্বিফত
মাঘে ফাগনে উৰচ মোৰাবকে
যাত্ৰী আহিলে
খোদাৰে দৰ্গাহ বুলি হে আল্লা
গৌৰাচল পাহাৰৰ দৰ্গাহ শ্বিফত
উৰচ উৰচ বুলি ফকীৰ পৰে ভৰি
খোদালৈ হাতযোৰ কৰে ঐ আল্লা
আমলৰ জৰিয়তে আৱালে আখেৰে
কৰে যেন দৰিয়া পাৰ অ আল্লা
গৌৰাচল পাহাৰৰ দৰ্গাহ শ্বিফত

বাটুল গীত

১

প্ৰথম “আল্লাৰ নাম”
দে চালাম দৰ্কন নবীজী
বিস্মিলা বুলিয়া মুখে যোৱন খুলি
প্ৰথম “আল্লাৰ নাম”.....
এ পুৱেতে বন্দনা কৰো
ভানু মহেশ্বৰ।
এক দিগে উঠে ভানু
সেই দিগে পোহৰ।।
প্ৰথম “আল্লাৰ নাম”.....
এ উত্তৰে বন্দনা কৰো
হিমালয় পৰ্বত।
সেই পৰ্বত চুতিয়া গ'লে
দুনিয়া হবে আক্ষাৰ।।
প্ৰথম “আল্লাৰ নাম”.....

এ পশ্চিমে বন্দনা কৰো
আল্লাৰ মছিদি ঘৰ।
সেই মছিদে নামাজ পঢ়ে
দিনেৰ পইগামবৰ ॥
প্ৰথম “আল্লাৰ নাম”
এ দক্ষিণে বন্দনা কৰো
শিৱ সাগৰ।
সেই সাগৰে বেপাৰ কৰে
সান্দ সদাগৰ ॥
প্ৰথম “আল্লাৰ নাম”.....

(হাজো, ফকীৰ তোলাৰ আজগড় আলীৰ পৰা সংগৃহীত)

বাউল গীত

২

চিৰ দিন ভৱে কাৰো সখন যাবেনা
আসিবেন বুঢ়া কাল ঘাটিবে জঞ্জাল
লাঠিচাৰা বন্ধু চলতে পাৰবেনা
চিৰ দিন ভৱে কাৰো সখন যাবেনা।
জোখন প্ৰবে চাফাৰ দাত
ফুৰাইবে মুখেৰ চাট
ৰংটি মাংস কেউ তোৰ
ভাল লাগবেনা
চিৰ দিন ভৱে কাৰো সখন যাবেনা
যখন পকবে মাথাৰ চুল
কথাই কথাই হবে ভুল
ত্ৰিশ ভৱন চলতে পাৰে
মুক্তি হবেনা

পকা চুল কেচা কৰ্তে পাৰ্বেনা
চিৰ দিন ভৱে কাৰো সখন যাবেনা।
আসিবেন তোফান ভাঙিবে ঘৰখন
ভঙ্গেৰ বছেৰ ডুবি
টানা দিলে বন্ধ
বাখতে পাৰ্বেনা
চিৰ দিন ভৱে কাৰো সখন যাবেনা
(হাজো, ফকীৰ তোলাৰ, আজগড় আলীৰ পৰা সংগ্ৰহীত)

মাৰফতী (ৰহস্যবাদী) গীত-

পশ্চিম অসমৰ চৰ-চাপৰিৰ সমাজত প্ৰচলিত
ক) মানুষ না ভজিলে জীবেৰ ভজন হবেনা
ও ভজন হবেনা সাধন হবেনা
আগে কোৰান বিশ্বাস কৰ, পৰে মুশীদ ধৰ
তাৰ উচ্ছিলায় পাইবা খোদা, দুৰে বৰেনা
বাপ মাও জাহেৰে খোদা
ভজলে বেহেস্তৰ বাস্তা সোজা
অবিশ্বাস কৰ কেন কোৰান খুজনা
বাপ মাও বছিয়া থাকলে ছেলে গেলে হজ্জে
লাখ টকা খৰছ কৰলে হজ্জ তাৰ হবেনা
মক্কাৰ চাৰপাশ ঘূৰে, আছৰাদ নাম পাথৰে
সেই পাথৰে চুমা দিলে হাজীৰ গুনাহ থাকেনা
আগে পীৰ মুশীদ ধৰ, মানুস মকাচিন
মানুষেৰ মধ্যে আছে পাথৰ সবাই জানে না।

দেহ বিচাৰ গীত

হাজোৰ বৰ্ণি আধিয়াৰ পাৰা অঞ্চলত প্ৰচলিত-
আদমৰে তই দেহৰ বিচাৰ কৰ হায়ৰে হায়
মানৱৰে তই দেহৰ বিচাৰ কৰ

এই দেহা তোৰ আপোনাৰ মাজে পোহৰ দেই দুই চান্দ সূৰ্যে
চান্দেৰ আলো, চান্দেৰ বাজাৰ, চান্দেৰ আলো চান্দেৰ বাজাৰ
আছে তোৰ এই দেহৰ ভিতৰ, আদমৰে এই দেহৰ বিচাৰ কৰ
মানবৰে তই দেহৰ বিচাৰ কৰ
আদমৰে তোৰ দেহৰ মাজে ন দৰজা ওঠৰ মকাম আছে
আদমৰে তোৰ দেহৰ মাজে, অচিনাকি এক পাখি আছে
এই পাখিকে ধৰিবি যদি, এই পাখিকে চিনবি যদি
দিলেৰ কাবাই নামাজ পঢ়
আদমৰে তই দেহৰ বিচাৰ কৰ।

(খ) উৎসৱ পাৰ্বণৰ লগত জড়িত গীত

অসমৰ অন্যন্য জনগোষ্ঠীৰ দৰে মুছলমানসকলেও জীৱন চক্ৰ
তথা বিভিন্ন উৎসৱ অনুষ্ঠানৰ লগত জড়িত গীত-পদ গায়। সত্তান জন্মৰ
লগে লগে আজান দিয়ে। ঠিক তেনেকৈ ল'বাৰ খটনা বা চুন্তকৰণ,
ছোৱালীৰ তোলনি বিয়া (আজিকালি প্ৰায় লুপ্ত), বিয়া-বাৰু, মহৱম আদি
উৎসৱত গীত গোৱা হয়-

১) বিয়া আৰু জোৰণৰ গীত

(হাজোৰ দলৈ তোলা অঞ্চলত প্ৰচলিত)

১) মাৰাৰ অলংকাৰ থোৱা কাতি কৰি ঐ ৰাম
দেউতাৰ অলংকাৰ থোৱা
ৰামে দি পঠাইছে বিচিত্ৰ অলংকাৰ
হাতে জোৰ কৰি লোৰাহে।

ছোৱালী উলিয়াই দিয়াৰ সময়ত কাকজান অঞ্চলৰ মৰীয়া আয়তী সকলে
গায়-

২) ওলাই আহা আইদেউ এ
অ' সখি, মাটিত মঙ্গল চাই
গণকে গনিতা কৰে

অ' সখি ক্ষণ চৰি যায়
 ওলাই আহা আইদেউ এ
 অ' সখি আঙুলিত লেখি
 অ' সখি অত প্ৰজা বৈ আছে
 অ' সখি তোমাকে নেদেখি।

মৰিগাঁও অঞ্চলৰ বিয়াত গোৱা যোৱা নামৰ উদাহৰণ-

ক) বভা খুটা হেলেকা, বভা খুটা হেলেকা

দৰা ঘৰৰ মানুহ বোৰৰ
 চকু কেইটা টেলেকা

খ) বজাৰৰে সেন্দুৰ, বজাৰৰে সেন্দুৰ

কইনা ঘৰৰ মানুহবোৰ
 মাটি তলৰ এন্দুৰ
 মাটি তলৰ এন্দুৰ।

কইনাক ধেমালি কৰি গোৱা মৰিগাঁও অঞ্চলৰ এটি গীত এনে ধৰণৰ-

গৈয়ে কি পাবাগৈ দালি দি ভাত

শাহু আয়ে লগাব কেতেৰা মাত

আনিব লাগিব দুৰণ্ডিৰ পানী

লব যে লাগিব ওৰণি টানি

পেলাব লাগিব গোহালিৰ গোৰৰ

ভাঙিব লাগিব শাহু আইৰ জগৰ।

দৰঙৰ মুছলমানসকলৰ বিয়া-বাকৃত ‘চেৰা চেক’ গোৱা হয়। ই এক প্ৰকাৰ

খিচা গীত (জোৱা নাম) ব নিচিনা। তেওঁলোকে বিয়া-বাকৃত দৰা বা কইনা

ঘৰৰ ইঘৰে সিঘৰক ধেমালিতে ব্যঙ্গ কৰি গোৱা চেক এনে ধৰণৰ-

কইনা ঘৰীয়া : বিয়া চাবা আইছা বেটা

বিয়াত খাবি চিৰা

চেক মাৰবা নৰা যদি

মূৰত মাৰিম পীৱা

ଦରା ଘରୀଯା : କି ବୁଲି ଲଗେଲି ମାତ ଏ ଖଖୁରା
 କି ବୁଲି ଲଗେଲି ମାତ ।
 ବରତବ ତଳତ ବହି ଆଛେ
 ନାହରଫୁଟ୍କି ବାଘ ।

କଟନା ସବୀଯା : ହାମୀ ଆହେଇ ଗାରାପ ଗିରିପ
ଘେଁବାଇ ମାରେ ଛୁଟି
ଶିଖିମେବା ଆଇବା ଲାଗଛି
ପୁରା ବେଳା ବାତି

ଦରା ଘରୀଯା :- ଆଲି ଆଲି ଯାବା ବାଲି
ବାଲୀର ଭାଙ୍ଗୟର
ଫେଁଚମୁରା କହିନା ଦେଖି
ବରବ ଉଠେ ଜୁବ ।

খিজলা গীত : খিজলা মানে জোকোরা বা খিচ। অর্থাৎ বিয়ার বভাৰ তলত বহি দৰা কইনাৰ দুয়োফালৰ পৰা পৰম্পৰে পৰম্পৰক জোকাই গোৱা গীত (হাজো বামদিয়া অঞ্চলৰ)-

বকা চাল ভিজালো আধা পেইটা
 বরোচের* লেমটোত নাইকা ফিটা
 নাইকা ফিটা নাইকা তেল
 বৰৰে দাইদাকে তেল কিন্বা গেল
 বৰৰে দাইদাকৰ হাতত নাই টকা
 তেল কিন্বা যাওঁতে বাখিলে ঢকা
 ও কা মেকানি কি কল্লা মোকে
 আধা কাপ চাহেদি ভুলাল তোকে।

* দৰাঘৰীয়া

୨) ଇଲାନର ପୁଖୁରୀତ ନୀଳାକେ ପାନୀ

ତାତେ ଗା ଧୋରେ ଛୁରାଲୀ* ବାଣୀ
ଏଫାଲେ ଛୁରାଲୀ ଶେରାଲି ଛିଁଡେ
ସିଫାଲେ ଲରାଇ କଦାମ ଗଛ କାଟେ
ଲରାଇ ଦୈଲେ ଦେ କଦାମର ଠାନି
ଛୁରାଲୀର ଛିଁଡ଼ି ଗଲ କଟାନର ଶାରୀ
ମାଇ ବାବାକ ଧରିହେ ନାପେରବା ଗାଲି
ସେଇ ବସିବାରେ ଆନି ଦିମ ଶାରୀ
ସେଇ ବସିବାରେ ନାନିଲା ଶାରୀ
ସେଇ ଶୁକୁରବାରେ ଆନି ଦିମ ତାଁତି
ତାଁତିଖନ ଚାଇ ଚାଇ ଜୁରିଲେ ବାଟି
ଦୀଘଲେ ପଠେଲାଇ ଚାରିହାତ ବାଟି
ବୁରାନ୍ତେ ବୁରାନ୍ତେ ଅଲେ ଗେଲ ବିହା
ଆଜାଲା ଛୋରାଲୀର ପାତିଲୋ ବିଯା ।

ବିଯାଗୀତଃ

(ହାଜୋ ବାମଦିଯା ଅଞ୍ଚଳର)

ବାମ ବାମ କଦେର ତଳତେ
ବାମ ବାମ ନାୟବା ଚାନ ବାବା
ବାମ ବାମ କଦେର ଠେନା ଭାଙ୍ଗି ପରେ ଏ
ବାମ ବାମ ନଦୀର ପାରତେ
ବାମ ବାମ ନୋରା ଖେର ଗଜିଛେ
ବାମ ବାମ କାଁଚି ଲୈ କାଟିବା ଯାଓଁ ଏ
ବାମ ବାମ ଅନ୍ୟାଇ ମାଛ ମାରେ

* ଛୋରାଲୀ

ৰাম ৰাম বৰকি বৰ বল্লী
ৰাম ৰাম বাবাই মাছ মাৰে বতু এ
ৰাম ৰাম অন্যই বিয়া কৰে
ৰাম ৰাম অকণ অকণ ছোৱালী
ৰাম ৰাম বাবাই বিয়া কৰে বুৰী এ
দৰাৰ টোপনি ধৰিলে গোৱা গীতঃ

টুপনি আলজাল টুপনি মহাকাল
টুপনি বীজৰে সতুনি
টুপনিৰ মায়াকে তামুল দি জেগারে
টুপনি ভাঙিবৰ চলে
ইৰপতি ৰাইজৰ বিৰপতী কইনা
ভাঠি ৰাইজৰ বৰ
কোনোৰা ৰাইজৰ বৰটু আহিছি
টুপনিত হালি হালি পৰে
টুপনিৰ বোৱাকে তামুল দি জেগারে
টুপনি ভাঙিবৰ চলে
তেওঁ টুপনি ভাঙিবা নৰে।

দৰাঘৰক মাল বস্তু দিলে গোৱা গীত
চখু দামাদৰ চুলাক চুলি
মুখে দামাদৰ কাৰেলি বৰান
নাইকা দামাদৰ মায়াক
নাইকা দামাদৰ বাইপাক
নাইকা দামাদৰ লগৱে সাৰথি
আমি দামাদৰ মায়াক
আমি দামাদৰ মায়াক
আমি দামাদৰ বাযপাক
আমি দামাদৰ লগৱে সাৰথি।

মাটিৰ কলচী কাষে লৈ
 গেলা জৈৰাবালী* যমুনাৰে ঘাটে
 পৰিয়া ভাঙি গেলো কাখেৰে কলচী
 কান্দে জৈৰাবালী আচাৰে
 কান্দে জৈৰাবালী বিচাৰে
 কান্দে জৈৰাবালী ধুলিতে লুটিয়া
 মাৰেৰ ভৰাল ভাঙিয়া
 কলচীৰ তলা গৰালা
 বাপোৰ ভড়ালে ভাঙিয়া
 কলচীৰ পেটো গৰাল
 আতাৰ ভড়ালে ভাঙিয়া
 কলচীৰ গলো গৰালা
 আবুৰ ভড়াল ভাঙিয়া
 কলচীৰ কাণো গৰালা
 বৌৰ ভড়াল ভাঙিয়া
 কলচীৰ উপাৰে চিৰফুল তুলিলা
 মাটিৰ কলেচী বদেলি
 বদলাই দিলো মই চৰানৰ⁺ কলেচী

খিচা গীত :

(হাজো দলেতোলা অঞ্চলৰ) - দৰাৰ লগত কইনা ঘৰলৈ বিয়াৰ দিনা
 অহা লোকসকলে কইনা বা কইনাৰ লগত থকা লোকসকলক উদ্দেশ্য
 কৰি ধেমালি সুৰত বা ব্যঙ্গ কৰি খিচা গীত গায়-

তেমি জলো মলো তেমি ঘলো মলো
 তেমিৰে দুদলি জৰি
 বৰোৰ ভায়াক উধে[#] ৰাইজে কথা সুধে
 কেইকুৰি ভাঙিলি টকা ৰাম বৰুৱা।

* কইনা + পিতল # উঠে

দুরুৰি ভাঙিলো গোছাৰিক আনিলো
নাঙালাত কৰিলো ঠিয়াৰাম বৰুৱা
জেটাৰে জেটাৰে জেটাৰে ছিঙিলা মাল
ও বৰ কাঁইতী ভাত খাইতী বায়পেৰৰ আদেৰি
বৰকাঁই নানিলি কিয় ?
আনিবা খুতছিলো, মাজানতা নাপালো
ভনিয়েৰক নানিলা কিয় ?

নাইকালৰ বাগোলা হালে কি নাহালে ত্ৰি
ঠক ভৰি ভৰি লাগে বাম বৰুৱা ও
বাবাই কইনা চারে ওৰাঞ্জে দৰাঞ্জে ত্ৰি
মাই কয়না চারে ঘট্টে বাম বৰুৱা ত্ৰি
চহৰ ফুৰবাৰ চলে বাপাই কয়না চারে ত্ৰি
এটু মোৰ মঞ্চুৰ কয়না বাম বৰুৱা ত্ৰি
চাৰাওঁ নালাগে চাপাৰো নালাগে ত্ৰি
মোক লাগে সমেন কয়না বাম বৰুৱা ত্ৰি
শহৰৰ পুতাকে গাজালো মাতিছি ও
হাথি লৈ চিকাৰক যাওঁ বাম বৰুৱা ও
হোঁৰাকে হৰালু লাহৰি বুনতে ও

সান্দহ খুন্দা গীত (চিত্ৰ-১৭)

বিছমিল্লা বুলিয়া ধান ঢেকিত দিলা
বিছমিল্লা বুলিয়া গাখীৰত বাইনা দিলা
কলি মোৰ নাগে
তেৰে বৰোচেৰ গাখীৰ আহি নাপালা
কইনাচেৰ গাখীৰ আহি আগো বাঢ়িলা

ତେଲଦିଯା ଗୀତ : ବିଯାବ ଜୋରଗର ଦିନା ଅର୍ଥାଏ ବିଯାବ ଆଗାଦିନା ତେଲର ଦିନ । ସେଇଦିନା କାହିଁର ବାଟିତ ମିଠାତେଲ ଲୈ ଆମ ପାଟେବେ ଦରା ବା କଇନାର ଗାତ ତେଲ ଚତିଆଇ ବୋରେକେ ବା ଆବୁଯେକେ ରଂ ଧେମାଲିରେ ଗୀତ ଗାୟ । (ହାଜୋ ଦଲୈତୋଳା ଅଞ୍ଚଳତ ପ୍ରଚଲିତ)

୧) ଓ ହା ମୋର ବାଇଜୋର ମାଁଓ ହାଲେଦି
ରାମଦେଲା ନାରାୟାନି ତେଲୋ ଦୈଲାଲି
କାକା ଦୈଲାଲି ବୋ ଦୈଲାଲି*
ନାଜାନୋ ଦଲା ବାଚା କାର ନଜାର* ଲାଗେ
କପାହର ଗୁଟି ଛୟମହୀଯା ସୁଠି
ତାକ ଦିଯା ଦୌଳା ବାଚା ନଜାର ଭାଙ୍ଗିଲୋ
ଘାଟର ଦୁରୁରି ବାଟର ଦୁରୁରି
ତାକ ଦିଯା ଦୌଯାର ବାଚା
ନଜାର ଭାଙ୍ଗିଲୋ ।

୨) କାକାଇ ବନାଇ ମାରୋରା
ବୋରେ ଦିଲା ଗାଭରାଲୀର ପିରା
ସିଯୋ ପିରାତ ବହିଯା
ଘୁଁହେ ଦାମଦେ ନାରାୟାନିର ତେଲ
ସିଯୋନୋ ତେଲୋ ଘୁହିଯା ଦାମାନ ଜାବୋ
ଭିନ୍ନ ଦେଚକ ଲଗି
ଭିନୋନା ଦେଚୋ ବାଲି
ବରୋନା ଦେଚୋ ବାଲି
ସେଇ ଆମାର ବେରା ବଞ୍ଚେ ଚାଇବୋ

* ଦଲିଓରା * ନଜର, କୁଦୃଷ୍ଟି

দৰাক গা ধুউৰা গীত :

১) গা ধুই উঠিয়া হবিয়ে মোৰমালা
কহায়ো নাপাৰা চাৰি তই ধৰমৰ দেখি
ধৰমৰ পানী লবি আচুল পাতি
সোণকালতে পুত্ৰ দান পাৰি
নাঞ্জলাৰ মূৰত পাই
কাপোৰ কাপোৰ কৰে
মায়াকে নকৰে কাণ
দাউৰি যারাগে বৰঘৰ সুমাগে
লচকৰে মেলিবাগে চন্দুক
লক্ষ্মি মেলিয়া খক্ষে পিঙ্কিয়া
মুকুতা বেহাৰা যাঁও

২) বাটেৰে অৰেহী কাজালা কাজেলি
তাৰে পাতে কৰে জেলু মেলু
পুতাকক দুৱাবা লাগছি
কান্দৰ মুগছা কৰে জেলু মেলু
ভাল মানুহৰ পুতাকক ধুৱাবা লাগছি
উপাৰে আৰাল টানি
মেৰমাৰি বান্ধিবা কোকালৰ কাছুতি
পাক মাৰি বান্ধিবা চুলি
গা ধুই উঠিয়া কহায়ো নাচাৰা
চাৰা ধৰমৰ দেখি
ধৰামোৰে পানী খাৰি আচুল পাতি
সোনকালতে পুত্ৰ দান পাৰি।

দৰা সাজি গৈ থাকোতে গোৱা গীত ৎ

সোণাৰ বিৰিষ মাৰিয়া দামাদ* উঠিল হাতীৰ উপাৰে

কিনো দামাদ মনে হৈলা ৰঙা

বালিৰ সোণা পাহৰি এৰিলা

বৰৰ বোৱাক বুদ্ধিৰে নাগেৰি*

আন্চি সোণা কাণতে পিঞ্জিৱা

সোণাৰ বিৰিষ মাৰিয়া উঠিল দামাদ গাৰীৰ উপাৰে

কিনো দামাদ মনে হৈলা ৰঙা

বলিৰ চোলা পাহৰি এৰিলা

বৰৰ বয়নাক বুদ্ধিৰে নাগেৰি

আন্চি চোলা গাতে পিঞ্জিৱা

সোনাৰ বিৰিষ মাৰিয়া উঠিল দামাদ ঘোঁৰাবে উপাৰে

কিনো দামাদ মনে হৈলা ৰঙা

বালিৰ শাৰী পাহৰি এৰিলা

বৰৰ খুইৰাক বুদ্ধিৰে নাগেৰি

আন্চি শাৰী ককালে পিঞ্জিৱা।

দৰাক আদৰি নিয়া গীতঃ

বৰি নিয়া বৰি নিয়া চায়া মাৰোৱাৰ তলে

তাকে বুলু বৰগিৰি মোকে বৰি নিয়া

মাথাতে বৰকাপুৰ দিয়া মোকে বৰি নিয়া

বৰগিৰি বৰি নেনে কিবা মনৰ দুখে

বৰি নিয়া বৰি নিয়া চায়া মাৰোৱাৰ তলে

* জোঁৱাই • ভঁড়াল

গলতে মালা দিয়া মোকে বৰি নিয়া
 খুলালি বৰবা নাহে কিবা মনৰ দুখে
 বৰি নিয়া বৰি নিয়া চায়া মাৰোৱাৰ তলে
 তোকে বুলু দাদা শহৰ মোকে বৰি নিয়া
 হাততে চিৰ আঙ্গঠি দিয়া মোকে বৰি নিয়া।

দৰাৰ ঘৰৰ মানুহ কইনাঘৰৰ ৰভাৰ তলত বহাৰ পাছত গোৱা গীত :

(হাজো অঞ্চলত) : সোণাৰ বাটাত গটেলি* গুৱা
 ৰপাৰ বাটাত বেহা ভৰা পাণ
 দিয়া নিয়া মইনাৰ বাইপাকৰ হাতত
 তাকো খায়া মইনাক কবুল দিয়া ।
 নাখাওঁ আমি গটেলি গুৱা
 নেদাওঁ আমি অবুল মইনাক কবুল
 জুনি বাঞ্চবা পাৰে সিন্দেৰুৰে⁺ আলি
 তাতে দিম মই অবুল ময়নাক কবুল ।
 এই কথা চুনিযা[†], গোল বোৱা দামান ঘৰকে লেগিয়া
 কহাই গেলা ঘৰৰ বুৰী মাই
 সাজাই দিয়া ভথে পিয়াচৰ লাঈ ।
 আমি জাইবো ধেঙুৰ[‡] মাতিবা
 কহাই গেলা ধেঙাৰী ভায়ো
 লোৱা ভায়ো কদলেৰ সাঙি ভায়ো
 আকে ৰাতিৰ ভিন্নাতে
 বাঞ্চি দিবা লাগবু সেন্দুৰে আলি ।

* গটা +সেন্দুৰ †শুনি ‡মাটিৰ কাম কৰা বিহৰী লোক

ଓ ଦିଲା ଧେଙ୍ଗରେ ସେନ୍ଦୁରରେ ଆଲି
 ଆକେ ବାତିର ଭିନ୍ନାତେ
 ବାନ୍ଧି ଓଇଲାଳା ସେନ୍ଦୁରରେ ଆଲି ।
 ଓ କଇନାର ବାୟପାକର ଥରେ କଂପେ ଗାଁଓଁ
 କିନୋ ଜୋରାଇ ଆଜାଲା, କିନୋ ଜୋରାଇ ବିଜାଲା
 ବାନ୍ଧି ଓଲାଇଲା ସେନ୍ଦୁରରେ ଆଲି ।
 ଦିବା ଲାଗିଲ ଅରଳ ମହିନାକ କବୁଳ
 ମୂରେ ମହିନାର ଘୋରାବ ଚୁଲି
 ମୁଖେ ମହିନାର ମୁକୁତାରେ ପାହି
 ମୋରେ ମହିନାକ ବିଯା ଦିଲି
 ଦୟାର ବାୟପାକର ପୁରେ ସର୍ ଗାଁଓଁ ।

ବିଯା ଗୀତ ନଳବାବୀ ଅଞ୍ଚଳର^{*} :

ଦରାଘରେ କଇନାଲୈ କାପୋର, ତେଲ, ଚାବୋନ ଆଦି ପଠିଓବାର ପିଛତ
 ଗୋରା ଗୀତ
 ଗଛଡାଳ କାଟିଲୋ ହିବିଂକେ ଫେଲାଲୁ
 ସାଜାଲୁ ଚଇତାନର ଟେକ୍କି, ବାଚା ଦୁରକେ ନାୟାବା;
 ସୋଗାରେ ଧୁନଜବୀ ସରତ ବଜାବା ।
 ଚଇତାନର ଟେକ୍କିତେ ମଇ ସାନ୍ଦହ ଖୁନ୍ଦିଲୁ
 ଭଦ୍ରମନ[†] ଚାହାବକ ଲେଗି ବାଚା
 ଭଦ୍ରମନ ଚାହାବେ ତେଲ ଦି ପିପୋରେ
 ଆଇନା ଚାଇ ବାନ୍ଧିବା ଖୋପା ।
 କଇନାରେ ଖୋପାତେ କୁଇନୋ ହାତ ନିଦିବା
 ଜନାତକେ ପରିବ ଟାକା ।
 ଜନାତକେ ପରିବ, ଠନାତକେ ଉଠିବ

* ଡେହାତୁ କୁମାର ଶର୍ମାର 'କାମକପୀ ଲୋକଗୀତି ସଂଗ୍ରହ'ର ପରା ଉଦ୍‌ଧୃତ ।
 † ଦରାଜନ

লাগিব ছয়কুৰি জেঙা বাচা
দুৰকে নায়াবা
সোণাৰে ধুনজৰী ঘৰতে বজাৰা।

কইনাক গা ধুউৱা গীত :

কাছা মাহো নিদিবা গাৱৰে
চোমা চন্দনে গন্ধাৰ গাৱৰে,
মাহো মাহোকো গন্ধাৰ গাৱৰে।
দিয়া আই মোক আশীৰ্বাদ
পাচো বেটীৰ মাক হ'ব
পাঁচ বেটোৰ মাক হ'ব
গোলী ভৰা গৰু হ'ব একশ
সেন্দুৰে দিন কাল যাব।
কাছা মাহো নিদিবা গাৱৰে।

কইনা গা-ধুই উঠাৰ পিছত গোৱা গীত :

গা-ধুই উঠিলা গাছ ফল
মায়াকক সুধিলা গাছ ফল
মাই মই কি কাপোৰ সলাওঁ গাছ ফল
হারীতে আছে সৰু সুতাৰ মেখেলা
সেইয়োৰ সলাবা গাছ ফল
কি পথীয়ে উৰায়ে গাছ ফল
গাছৰ উপৰে গাছ ফল

২। চুন্নতৰ গীত :

কামৰূপ জিলাৰ হাজো অঞ্চলত প্ৰচলিত

খটনা বা চুন্নত মুছলমান সকলৰ এটি ধৰ্মীয় অনুষ্ঠান। নামনি
অসমত ইয়াক ‘মুছলমানী’ বুলিও কোৱা হয়। ৬/৭ বছৰ বয়সত ল'বাৰ

খটনা বা চুম্বত সম্পন্ন কৰা হয়। খটনা হ'ল ল'বাৰ পুৰুষাংগৰ আগ ভাগত অনাৰশ্যক ভাৱে ওলমি থকা ছাল টুকুৰা ছেদন কৰা। এই ছেদন কৰা কাম ‘বইদাৰ’ বা ‘ফৰঙ্গ’ অথবা ‘নাপিতে’ সম্পাদন কৰে। অৱশ্যে আজিকালি চিকিৎসক সকলেও এই কাম সম্পন্ন কৰে। খটনাৰ দিনা ল'বাটিক দৰাৰ নিচিনাকৈ সজোৱা হয় আৰু মহিলা সকলে বিয়া গীতৰ লেখীয়া চুম্বতৰ গীত গায়। ৰোবাই মৌলৱীয়ে চুম্বত কৰাৰ আগদিনা সান্ধিয়া কলিমা পতুৱায়। গা থোৱাৰ সময়ত বিয়াগীতৰ নিচিনা এই গীতবোৰ গায়-

শালমাছৰ ঘাড়দানা খাবা জুতি জানা

ধুৱাবা নাজানা কিয়া।

ওচাৰতে পুখুৰী, গাধুৱা লুতুৰি

গাঁৰবে মল নাজে কিয়া।

শালিধানৰ ভাখোৰি মেখেলাত হাণুৰি

ধুৱাবা নাজানা কিয়া।

ধুৱাবা ধুৱাবা ভালকে ধুৱাবা হাতত

টকা শিকি গাতাত কুইছা হকি

ধুৱাবা নাজানা কিয়া।

৩। হজ গমনৰ সময়ত গোৱা গীত :

হজ্জ মুছলমান সকলৰ এটি পৱিত্ৰ ধৰ্মীয় কৰ্ম। আৰ্থিকভাৱে স্বচ্ছল সকলো মুছলমানৰ বাবে এক নিৰ্দিষ্ট সময়ত হজ্জ যাত্ৰা অৰ্থাৎ মক্কা দৰ্শন আৰু ধৰ্মীয় ক্ৰিয়া-কৰ্ম সমাপন বাধ্যতামূলক। হজ্জ যাত্ৰী সকলক আগবঢ়াই থবলৈ যাঁওতে তিৰোতা সকলে এনে গীত গায়- (হাজোৰামদিয়া অঞ্চলত প্ৰচলিত)

কতো হাজী উৰি উৰি দলে

আল্লাব ঘৰ চাবাৰ নিয়ত কৰে।

আমাৰ কপালে লিখেনা আৰ, আমাৰ নচিবে লিখেনা

আমাৰ মন জ্বলাইছে, আমাৰ দিল জ্বলাইছে

জাইতে হবে আমাৰ মক্কা-মদিনা
জাইতে হবে আমাৰ সোনাৰ মদিনা
কতো হাজী উৰি উৰি দলে দলে
আঙ্গাৰ ঘৰ সাত বাৰ তত্ত্বাফ কৰাৰ নিয়ত কৰে
কতো হাজী উৰি উৰি দলে দলে
চয়তানক পাথৰ মৰাৰ নিয়ত কৰে।

৪। শ-সৎকাৰ সম্পর্কীয় গীত :

মুছলমানসকলে মানুহ মৰাৰ পিছত কৰবলৈ নিয়াৰ আগতে গা-
ধুৱাই মৃতকৰ শটো পৱিত্ৰ কৰে। সেই সময়ত তিৰোতা সকলো গোৱা মুৰ্দা
ধোৱা গীতৰ কেইফঁকি মান এনেধৰণৰ -

লাইলাহা ইঞ্জালাহ চুবহানে ৰবিল
লাইলাহা ইঞ্জালাহ চুবহানে ৰবিল
চিৰ আঙ্গা চিৰ আঙ্গা চিজদা দিম মই কাকে
আঙ্গাৰে ষ্টুমে চিজদা দিম মই আঙ্গাকে
বুকুৰ গুনা মাফ কৰা চুবহানে ৰবিল
লাইলাহা ইঞ্জালাহ মুহাম্মদ ৰচুল
চকুৰ গুনা মাফ কৰা চুবহানে ৰবিল
হাতৰ গুনা মাফ কৰা চুবহানে ৰবিল
লাইলাহা ইঞ্জালাহ মুহাম্মদ ৰচুল

(গ) কাহিনীমূলক গীত :

মুছলমান সমাজত প্ৰচলিত কেইটিমান উল্লেখযোগ্য কাহিনী গীত
হৈছে- বেউলা-লখীন্দাৰৰ গীত, হাইদৰ গাজীৰ গীত, জনা গাভৰৰ
গীত, মণি কেঁৰৰ আৰু ফুলকেঁৰৰ গীত, ওজাপালি গীত, জাৰী গীত,
হৰিণী (চিকাৰৰ) গীত, আজান ফকীৰৰ গীত, সোনাভানুৰ গীত, শ্বহীদ
মোজাঞ্জিল হ'কৰ গীত, ইত্যাদি।

মনসা বা বেউলা লক্ষ্মীন্দাৰৰ গীত

(১)

হাজো অঞ্চলৰ মুছলমান সকলৰ মাজত মনসা গীত বা বেউলা
লক্ষ্মীন্দাৰৰ গীত অতি প্ৰিয়। হাজো দলৈতলা অঞ্চলত প্ৰচলিত এঁফাকি
গীত এনে ধৰণৰ-

বেউলাই বোলে শুনা বৈনী আমাৰ বচন
চন্দ্ৰধৰৰ চৈধ্য ডিঙা মাৰা গৈলা সাগৰে
অ বেউলা সেই চৈধ্য ডিঙা তুলিলা পাৰে
অ তুলি বেউলাই ঘৰে চলিলা।
ছয় ভাই শহৰ লৈ বেউলাই ঘৰে আহিলা
আৰু হৈয়া ঘৰে লৈ আহিলা।
বেউলাই বোলে শুনা আমাৰ বচন
হৈ আহাৰহৈয়া.....।
চৈধ্যদিনে সাঁতুৰি লৈ আহিলা চন্দ্ৰধৰৰ ঘৰে
জয়ধনে বলে চন্দ্ৰধৰ তই বেউলাক
কোনো পৰীক্ষা নকৰ হৈ হৈয়া
অ আহাৰ হৈয়া.....।
এনেহেন বচন শুনি পঞ্চিতে আজি কেনাই দেখো
তোকে ৰাখেৰাল চড়িতে অ হৈয়া আহাৰ
অ বেউলা অ অস্থি ধোৱে বেউলাই সাগৰে
অ অস্থি ধুই বেউলাই টালি টোপোলা বাঞ্ছে
স্বামীৰ অস্থি ধুই বেউলা সুন্দৰী অ
অ আহাৰ হৈয়া.....।

(২)

কান্দে কালিৰ নাগ
লখাৰ ৰূপ চাই;
কি সতে দাকু আলা
প্ৰাণ ফাটি যায়।

কান্দে কালিৰ নাগ.....।

ভৰিৰ পতা দেখুৱালা
খৰম ঘূৰণীয়া
ভৰিৰ আঙুলি দেখুৱালা
হালধিৰে গাঁঠি ঐ
কান্দে কালিৰ নাগ।

ভৰিৰ ডিমা দুটি দেখুৱালা
ভীম যৌৱনৰ কলৰ পুলি
হাতৰ বাহু দেখুৱালা
কেতেকী ফুলৰ দিলা ঐ

কান্দে কালিৰ নাগ
ওঁঠ দুটি দেখুৱালা
পদুম ফুলৰ পাহি
তাৰে মাজত আছে আলা

মিচিকি হাঁহি ঐ
চুকু জুবি দেখুৱালা
চলচলিয়া তৰা
কপালখন দেখুৱালা

তিলাখৰে ফতা ঐ
কান্দে কালিৰ নাগ।

কাণখন দেখুআলা

ଆଙ୍ଗଠୀୟା ପାଣ
ମୁରଟୋ ଦେଖୁରାଳା
ପକା ଡାଲିମ ହାନ
କାନ୍ଦେ କାଲିର ନାଗ
କାଲିର ନାଗେ କାନ୍ଦେ
ତେଜ ଦୋଙ୍ଗ କ୍ଷେମା କରେ ।

(୩)

ଉଜାଇ ଚଲିଛେ ଭେଲ ଲଥାକ ଲଯେ
ବେଉଲା କାନ୍ଦେ ଏ ଭେଲତ ଉଠି
ମରାବ ଲଗତ ଜୀଯାଓ ଭାହିଛେ
ତେଜିମ ମହି ପରାଣ ।
ଚକୁ ମେଲି ଚୋରା ସ୍ଵାମୀ
ମୁଖେ ଦିଯା ମାତ
କି ମତେ ଥାକିମ ମହି
ଦୟାରେ ସ୍ଵାମୀ ।
ମୁଖଲୈନୋ କିନୋ ଚାମ ମହି
ପୁର୍ଣ୍ଣମାରେ ଜୋନ
ଚକୁଲୈନୋ କିନୋ ଚାମ ମହି
ସରଗରେ ତରା ।
ଉଠ୍ୟ ଉଠ୍ୟ ଦୟାର ସ୍ଵାମୀ
କିମାନ କରା ନିଦ
କୋନୋବା ସାଉଦ ଆହିବା ଲାଗିଛି
ଭେଲେ ନିବୋ ଟାନି ।
ତାଙ୍ଗେନୋ କିନୋ ଚାମ ମହି
ଦାଲିମର ଗୁଟି
ଭରିଗେନୋ କିନୋ ଚାମ ମହି

পদুমৰে পাহি।
উঠা উঠা দয়াৰ স্বামী
কিমান কৰা নিদ
কোনোৱা সাউদ আহিবা লাগিছি
ভেলে নিৰো টানি।
উজাই চলিছে ভেল লখাক লয়ে

(8)

কাৰ ঘৰৰ জীয়াৰী আই তই
কাৰ ঘৰৰ বোৱাৰী।
কাৰ ঘৰ নিজ নাৰী আই তই
কোৱা চুৰু কৰি।।
ঐ চান্দৰ বোৱাৰী লখিন্দাৰ
মোৰ স্বামী সতী বেউলা মই।
শাহৰ নাম সোনকীয়া।।
লেহেৰা লেহেৰি ভৰি
পিতাৰ নাম হ'ল কঢ়োপ
বঢ়া তামোলত কামোৰ দিলে
ভূন ভূনাই ভোমোৰাই।।
একো ঘাঁৰ মাৰে গধাক
আহ উহ কৰে।
দুয়ো ঘাঁৰ মাৰে গধাক
আহ উহ কৰে।
তিনি যাওত গধা
উঠি লৰ মাৰে।।
(গধাৰ সৈতে পৰিচয় আৰু বিয়াৰ প্ৰস্তাৱ)

ତେଜୀମଳାର ଗୀତ :

নামনি অসমৰ মুছলমানৰ মাজত প্ৰচলিত

ଟେକ୍ନୀ ଦି ଖୁଣ୍ଡିଲି ମୋକେ,

ପାତରେ କାପୋରର ଲଗତେ ମାହୀ ମାଇ

বান্ধিলি জুইবে আঙঠা।

ପଦ- କି ଅ' ସଥିର ବିଯା ଚାମ ବୁଲି ମହି ଓଲାଳୋ

ନେପାଲୋ ଚାବ ମହି ବିଯା ।

ଅ ଦୁଷ୍ଟ ମାହୀ ମାଇ ଭାବି ଗୁଣି ଚାଇ,

ମାରି ପୁତିଲା ଚୋତାଳତ

ମୋର ମାହୀ ମାଇ..... ।

କି ଅ' ଚୋତାଲର ଆଗତେ ଲାଓଁ ହେ ଗଜିଲୋ ମହି

ଚାଲେ ତରି ତରି ଲାଗେ ।

ଅ' ଦୁଷ୍ଟ ମାହୀ ମାଇ ଭାବି ଗୁଣ ଚାଇ,

କାଟି ପେଲାଇଲା ନେତେ

ମୋର ମାହୀ ମାଇ ।

କି ଅ' ନେବେ ପାରତେ ଫୁଲହେ ଫୁଲିଲୋ ମହି

ନେ ଖଣ ଶୁରନି କରି ।

অ'- চেনেহৰ পিতা বনিজৰে পৰা,

আহি খেলে ফুলে হাতে

ମୋର ମାହୀ ମାଇ ।

କି ଅ' ସତ୍ୟ ସତ୍ୟ ଯଦି ତେଜୀମଳା ତହି ଅ'

আহি দেখা দিয়া মোকে।

অ' তোৰে সেই চেনেহৰ পিতাৰা আহিছো,

আহি ৰূপ লোৱা তেজীমলাৰ

ମୋର ମାହୀମାଇ । *

* হাজো ফকীর তোলাৰ আজগৰ আলীৰ পৰা সংগৃহীত

କାର୍ବାଲାର ଜାବୀ ଗୀତ

মহৰম মুছলমান সকলৰ এটি পৱিত্র উৎসৱ। জাৰী গীত বোৰ
শোক গীত আৰু এইবোৰক বিননি গীত বুলিও কৰ পাৰি। জাৰী গীতবোৰ
ইচ্ছামীয় ইতিহাসৰ ঘটনা কাৰবালাৰ মৰ্মাণ্ডিক কাহিনী ভাগৰ আধাৰত
বচিত।

ପଦ - ଦୁଲ ଦୁଲ ଆହେ ଫିରି
ଚାରବାନ ଯାଯ ଆଗବାଟି
କୋରା ଦୁଲ ଦୁଲ ତୈୟଦର ଖବର
ହାଯ ହାଯବେ
ହାଯବେ ମାତିବ ନାଜାନେ ଦୁଲଦୁଲ
ଜାମିନିତ ମାରିଛେ ମୂର
କପାଳତେ ଲଞ୍ଛବ ନିଚାନ ହାଯ ହାଯବେ

পদ - মোৰ চৈয়দ ক'তে হেৰাল হায় হায় ৰে
 হায় তোমাৰ পুতাই
 অতি বাদৰাই
 খেদি লৈ ললেগৈ বণ।
 তুমি যে আহিলা জামা
 মোৰ চাহেবক এৰিলা ক'ত
 মোৰ চৈয়দ ক'তে হেৰাল।

তুমি যে আহিলা পাগ
 মোৰ চাহেবক এৰিলা ক'ত
 মোৰ চেয়দ ক'তৈ হেৰাল
 হায় তোমাৰ পুতাই
 অতি বাঘৰাই
 খেদি গৈ ললেগৈ বণ।
 হায়ৰে ক'তে থাকিম ক'লৈ যাম
 ক'ত নো গলে বিচাৰি পাম
 এধানী* সাগৰৰ মাজে হায় হায়ৰে
 ঘোষা -
 হায়ৰে কিনো বাবাৰ কিনো হাল
 চম্পাফুল ঘেন দুই গাল।

খ) আল্লা বগে কি বৈলা ছৈয়দে হচ্ছেইন
হায় হায় কিয় নাহিল ঘৰে
আল্লা বগে কি বৈলা ছৈয়দে হচ্ছেইন
হায় হায় কিয় নাহিল ঘৰে
দুলদুলত চাৰাৰ হৈ ৰণকে গৈলা
কিয় নাহিল ঘৰে।
আল্লা আছে জামায়োৰা পিন্দোতা নাই মোৰ
দেখিলে আগুণ জুলে
আল্লা বগে কি বৈলা ছৈয়দে হচ্ছেইন
হায় হায় কিয় নাহিল ঘৰে
আল্লা আছে জুলফিকৰ • চলাওতা নাই মোৰ
দেখিলে আগুণ জুলে

* অথাউনি

• এখন ঐতিহাসিক ত্বরঁবাল

আঞ্চা কোৰান কিতাপ পঢ়োতা নাই মোৰ
দেখিলে আণ্ণণ ধুনে
আঞ্চা বণে কি বৈলা ছৈয়দে হচ্ছেইন
হায় হায় কিয় নাহিল ঘৰে।

হাইদৰ গাজীৰ গীত

অসমীয়া জাৰী গীতৰ লেখীয়া হাইদৰ গাজীৰ গীত সমূহ বুৰঞ্জীমূলক কাহিনী গীত। এই গীত সমৃহত জনৈক হাইদৰ গাজীৰ জীৱনৰ ওপৰত ৰেখাপাত কৰিছে। অসম বুৰঞ্জীত ইছমাইল গাজীকে ধৰি কেইবাজনো গাজীৰ কথা উল্লেখ পোৱা যায়। শোক-কাহিনী হিচাপে কাৰবালাৰ কাহিনীত উল্লেখিত কাহিনীৰ লগত ইয়াৰ সামঞ্জস্য আছে। গাজী এটা আৰবী শব্দ আৰু ইয়াৰ অর্থ নেতা। হাজো অঞ্চলৰ হিন্দু-মুছলমান উভয়ৰে মাজত সমানে জনপ্ৰিয় এই গীতসমূহ কোনো মুছলমান কৰিব স্ফুটি যেন লাগে। গীতটিৰ কাহিনী এনে ধৰণৰ : হাইদৰ গাজীলৈ ৰজাৰ ফালৰ পৰা যুদ্ধলৈ যাবলৈ হুকুম বা পৰোৱানা আহিছে। নববিবাহিতা ঘৈণীয়েকক এৰি গাজীয়ে যুদ্ধলৈ যাব বিচৰা নাই। ঘৰৰ ককায়েক, ভায়েক, বাপেক আটাইকে যুদ্ধলৈ যোৱাৰ বাবে আঠান জনাইছে। কিন্তু কোনোৱেও যুদ্ধলৈ যাব বিচৰা নাই। শেষত নিজেই যুদ্ধলৈ গৈ কৰণ মৃত্যুক আকোৱালি লৈছে। কাহিনী গীতটিত গাজীয়ে নব-বিবাহিতা ঘৈণীয়েকক সান্ত্বনা দিছে। হাজো অঞ্চলত প্ৰচলিত হাইদৰ গাজীৰ তলত দিয়া গীতটি এনেধৰণৰ*

(১)

খাযা দাযা হাইদৰ গাজী
মুখত দিলা হোকা
ৰাজা ঘৰৰ পৰোৱানা আইছি
মনে লাগিল চুকা।

* গীতটি ড° প্ৰবীণ চন্দ্ৰ দাসে গিৰিবালা দেৱীৰ পৰা সংগ্ৰহ কৰিছে

অৰে কি হল নাগৰ হাইদৰ গাজীৰ
অৰে মাও নামাত তোক
লক্ষ চালাম কৰো
বাজাৰ ঘৰৰ পৰোৱানা আইছি
বৰ ভাইক যাবা বলো
আৰ মাও নামে আল্লাৰ
দুই চৰণে ধৰো
বাজাৰ ঘৰৰ পৰানা* আইছি
বৰ ভাইক যাবা বলো।
যি বোল বুলিলি হাইদৰ গাজী
নুশুনিলো কাগে, নথৰিলে মনে
বাজাৰ ঘৰৰ পৰানা আইছি
বৰ ভাই যাব কেনে
মায়েকৰ মুখত শুনিলা হাইদৰ গাজী
নিঠুৰ বচন
হিয়াই বুকু দিয়া গাজী
কৰিলা ক্ৰন্দন।
খায়া দায়া হাইদৰ গাজী মুখত দিলা চূণ
বাজাৰ ঘৰৰ পৰানা আইছি
কাণ পাতি শুন
আৰ বাপ বলো তোক
লক্ষ চালাম কৰো
বাজাৰ ঘৰৰ পৰানা আইছি
বৰ ভাইক যাব কলো।

* পৰোৱানা

যিবোল বুলিলি গাজী
নুশুনিলো কাণে
ৰাজাৰ ঘৰৰ পৰানা আইছি
বৰ ভাই যাবা কেনে।
বাপেকৰ মুখত শুনিলা গাজী
নিৰ্ঠৰ বচন
হিয়া বুকু দিয়া গাজী
জুবিলা ত্ৰিদন।
খায়া দায়া হাইদৰ গাজী
মুখত দিলে গুৱা
ৰাজাৰ ঘৰৰ পৰানা আইছি
যাবা লাগিব পুৱা

(২)

হাইদৰ গাজীৰ বাৰীত আছে দুপতীয়া এৰা
হৰি দুপতীয়া এৰা,
হাইদৰ গাজী গা ধুৱে ভৰ দুপৰীয়া ভোলানাথ জয় হাইদৰ গাজী অ'
গা ধুই হাইদৰ গাজী চোতালতে থিয়া
হৰি চোতালতে থিয়া।
পটেশ্বৰী পাটৰ ধূতি উলিয়াই দিয়া অ' ভোলানাথ
জয় হাইদৰ গাজী অ'
সেই ধূতি পিঞ্চি হাইদৰ গাজী সোমাই ঘৰক গেল হৰি
সোমাই ঘৰক গেল।
সোমাই ঘৰৰ পৰা ওলাই হাইদৰ গাজী সূৰ্য সেৱা কৰে
হৰি সূৰ্য সেৱা কৰে

হাইদৰ গাজীৰ ওপৰেদি কাউৰ চিলা উৰে হৰি
কাউৰ চিলা উৰে।

সুৰ্য সেৱা কৰি হাইদৰ গাজী মজিয়াতে থিয়া
হৰি মজিয়াতে থিয়া
পটেশ্বৰী ভাতৰ কাঁহী উলিয়াই দিয়া অ' ভোলানাথ
জয় হাইদৰ গাজী অ'
খাই বৈ উঠি হাইদৰ গাজী মুখে দিলা পাণ
হৰি মুখে দিলা পাণ।
হাইদৰ গাজীৰ পৰানা আইছি কথা লিখছি টান
অ' ভোলানাথ জয় হাইদৰ গাজী অ'
সৰু কালত বিয়া কৰি বৰ পালো সুখ হৰি
বৰ পালো সুখ।

ওৰণি গুচাই দিয়া চাও চান্দনিয়া মুখ
অ' ভোলানাথ জয় হাইদৰ গাজী অ'
নাকান্দিবা কাঞ্চনমতী নকৰিবি শোক হৰি
নকৰিবি শোক
এইবাৰ যদি যুদ্ধ জিকো সোণাই কচম তোক
অ' ভোলানাথ জয় হাইদৰ গাজী অ'
নাকান্দিবি বাঙ্গী ঘোঁৰা নকৰিবি শোক
নকৰিবি শোক।

এইবাৰ যদি যুদ্ধ জিকো ফিৰাই খেদাম তোক
অ' ভোলানাথ জয় হাইদৰ গাজী অ'
কাঞ্চনমতী গল চাই নেকলেচ দিছে
তাকে চাই পাহৰিবি মোক।

যুদ্ধক যাও মই অকলে থাক তই অ' ভোলানাথ
জয় হাইদৰ গাজী অ'

ঘূৰি আহিল ৰাঙ্গী ঘোৰা মুখত চিৰা কানি হৰি
মুখত চিৰা কানি ।
ক'তে এৰি আহিলি মোৰ গুণৰ স্বামী অ' ভোলানাথ
জয় হাইদৰ গাজী অ'
যতৰৰ শলাকাঠি যেনেকৈ ঘূৰে হৰি
যেনেকৈ ঘূৰে ।
তেনেকৈ হাইদৰ গাজী যুদ্ধৰ মাজত মৰে
অ' ভোলানাথ জয় হাইদৰ গাজী অ'
পিতাই হে নোৱোলা তোকে
লক্ষে পৰনাম কৰো চৰাণতো ধৰো ।
মোক লেগি পৰোৱানা আইছি
তোমাক যাবা কলো
কি কলানা গৈ, হাইদৰ গাজী ঐ ।

কাছিমৰ গীত

চলাটো উলে দি মোক ৰণলৈ যাঁও
হো কিমানে ভাৰ কাঁওলেনিৰ মাওৰে হায়
হায়ৰে কাছিম বণে যায়
ধুলাই বাগৰি কান্দে কাঁওলেনিৰ মাও হায়ৰে হায়
ধুতিটো ওইলেদি মাই ৰণকে যাঁও
ও কেমানে ভাৰা কাঁওলেনিৰ মাওৰে হায়
হায়ৰে কাছিম বণে যায়
বালাই বাগৰি কান্দে কাঁওলেনিৰ মাঁও
গেলাতো কাছিম ঘোৰাশালিক লেগি
ভাল ভাল দুলদুল ঘোৰা বাচিযা আনিলা
আহিল কাছিম ঘৰক লেগিযা

କହାଇନୁ ଗେଲା ମୋର ସବର ବୁଢା ମାଇ
ଓ ଚାରିଯା* ଦିଯା ମାଇ ନାଁଓଲା ପଦୁଳି
ଆନିଯା ଦିଯା ମାଇ ପଚିଛ କଳାହ ପାନୀ
ପଚିଛ କଳାହର ପାନୀ ଦି ଘୋଁବାକେ ଧୁରାଳା
ଘୋଁବାରେ ମୂରେ ଦିଲା ନାରାୟନୀ ତେଲ
ଘୋଁବାରେ କପାଳେ ଦିଲା ତିଳାଖରେ ଫଟା
ଘୋଁବାରେ ଚଖୁଟ ଦିଲା ଚୁବମା ସେନ୍ଦୁରୋ
ଘୋଁବାରେ ମୁଖେ ଦିଲା କାଟା ଲାଗାଞ୍ଜରି
ଘୋଁବାରେ ଗଲେ ଦିଲା ସୋଗାରେ ଦଲିଚା
ଘୋଁବାରେ ପିଠିତ ଦିଲା ସୋଗାରେ ସୁଣ୍ଡରା
ଘୋଁବାରେ ପେଟେ ଦିଲା ହେବପତୀଯା ବାନ୍ଦୋ
ଘୋଁବାରେ ଚାରି ଖୁବା ସବାନେ ବାନ୍ଧାଳା
ଘୋଁବାରେ ଲେଜେ ଦିଲା ହାବିଯା ଛୋରାବ

ଆହିଲ ତୁ କାହିଁମ ଆର୍କ ସବକ ଲେଗିଯା
ଗେଲାତୁ କାହିଁମ ଆର୍କ ବାରୀର ପାଛକ ଲେଗି
ହୋ ଲାଫିଯା ପାରିଲା କର୍ଫୁର ମିଠା ତାମୋଲ
ହାଙ୍ଗତି ପାରିଲା ଜୈନା ଗଛର ପାଣେ ହାୟ
ଆଖେନି ତାମୋଲ କାଟି ଦୁଖେନି କରିଲା
ଓ ତାରେ ଆଖେନି ମାଯେକ ଯାଚିଲା
ଆଖେନି ତାମୋଲ କାଟି ମାରେକ ଚାଲାମ କରେ
ଓ ଆମିତୋ ଯାଁଓ ମାଇ କାରବାଲା ମୟଦାନେ ହାୟ
ତୋର ବାବା ଆଛିଲ ଏମାନ ବଲବନ୍ତ
ଓ ତେରେତୋ ଫିରି ନାହିଲ କାରବାଲାର ପାୟ ହାୟ

* ଚାରିଯା

ও আৱাল কালত কাছিমক বিয়া কৰালু
ও যৌৰন কালত কাছিম পুত্ৰ দান পালু হায়

ও বিচমিল্লা কাছিম মুহালে সুমালা
ও চকিনাক দিলা মোৰ মুৱাতৰ* কাগাজ
কাগাজ যদি বগাই থাকে আহিম বণে ঘূৰি
কাগাজ যদি কয়লা পৰে জানবি মুৱাত বুলি হায়

হাওঁ খেলান্তে ৰুৱে কাছিমে বেল বকুলৰ শাৰী
হো ঘিলা খেলান্তে ৰুৱে কাছিমে তেলী কদাম দেলি

বিচমিল্লা বুলি কাছিম হাতে ললা বেত
বিছমিল্লা বুলি কাছিম ঘোঁৰাতে উঠিলা হায়।
চাৰুকৰ তিনিকুব ঘোঁৰাকে মাৰিলা
ও আকাশে পাতালে ঘোঁৰা ঢাবানো কৰিলাৰে

যায় যায় পালা মোৰ ভয়ন্দী সাগৰ
বিচমিল্লা বুলি কাছিম ঘোঁৰাৰ পায় নামিলা
হো ভয়ন্দীৰ পানীদি অজুও বানালা ও হায়
ভয়ন্দীৰ বালিচৰত নামাজত বহিলা
পাঁচ বন্ধৰ নামাজ কাছিম আদায় কৰিলা বে হায়
ভয়ন্দীৰ মাজেদি পুঠিমাছ ভাহিলা
পুঠি মাছ ফাহা^{*} দেখি কান্দো জাৰো জাৰো
পুঠি মাছৰ মৰাণ যেনে মানুৰো মৰাণ তেনে
তেতিয়া কাছিমে দোৱা মাগিলা
হো ভয়ন্দীৰ মাজেৰে বালিচৰ পৰিলা হায়ৰে হায়

* মৃত্তু ^ ওপঙ্গা

যায় যায় পালা কাছিম কাৰবালা ময়দান
 কাৰবালা ময়দানখন দিনতে আন্ধাৰ
 তাতে কাছিমে দেৰা টমু টানে
 বিছমিল্লা বুলি কাছিম হাতে ললা চুৰি
 বিচমিল্লা বুলি কাছিম ঘোঁৰাতে উঠিলাৰে হায়।
 সাতদিন সাত বাতি যুদ্ধ কৰিলা
 তেতিয়া কাছিমৰ পিয়াহো লগিল
 নাঙলাৰ আগৰ বকুল ডালি
 সুখে ৰনা জুনাৰে
 এৰি আইলু তিণো বনী
 মদিনা হ'ল খালী
 মইয়ে যদি জানিলো হৈ
 মোৰে স্বামী বণে যায়
 মুখৰ হাঁহি দিয়া স্বামীক
 ভুলায়া বাখিলো হৈ

হৰিণীৰ কাহিনী

হৰিণীৰ কাহিনীটো মুছলমান জন সাধাৰণৰ মাজত আতি
 জনপ্ৰিয়। মুঁধি নজিৰউদ্দিন আহমেদ চাহেবেও তেওঁৰ অমূল্য গ্ৰন্থ ‘অসমিয়া
 মৌলদ শ্বৰিফ’ নামৰ গ্ৰন্থখনত এই হৰিণীৰ কশিদাটি উল্লেখ কৰিছে। মুঁখে
 মুঁখে জন সাধাৰণৰ মাজত প্ৰচলিত কাহিনী-গীতটো এনেকুৱা : এটি হৰিণী
 তাইৰ পোৱালি কেইটা এৰি হাৰিলৈ আহোতে চিকাৰীৰ ফান্দত আৱদ্ধ
 হৈছিল। ফান্দত আৱদ্ধ হৰিণীয়ে তাইৰ পোৱালি কেইটাৰ বাবে কান্দি
 থাকোতে সেই ফালেৰে দীনৰ নবী হজৰত মহম্মদ (ছঃ) যোৱাটো তাই
 প্ৰত্যক্ষ কৰিছিল। দীনৰ নবী দুই জাহানৰ বাদছাহ, ইহকাল পৰকালৰ পৰিত্রাণ
 কৰ্ত্তা নবী চাহাবক হৰিণীয়ে কাতৰে অনুৰোধ কৰিছিল যাতে তেওঁৰ
 জামিনত তাই গৈ পোৱালিকেইটাক গাথীৰ খুৱাই হৈ আহিব পাৰে। নবী
 চাহাবে হৰিণীজনীক মুকলি কৰি দি নিজে ফান্দৰ কাষত বৈ আছিল।

এনেতে ল'বা-চপৰাকে চিকাৰী অহাত নবীজীয়ে হৰিণীজনীক মোকলাই দিয়াৰ কথা চিকাৰীক কৈছিল। চিকাৰীয়ে তাছিল্য কৰি নবীক বনৰীয়া হৰিণী যে আৰু ঘুৰি নাহে সেই কথা কৈছিল। তাৰ অলগ পিছত অপ্রত্যাশিতভাৱে হৰিণীজনী সৰু সৰু পোৱালি কেইটাৰে সৈতে তাত উপস্থিত হৈছিল। নবী চাহাবক আনকি বনৰীয়া পশু পক্ষীয়েও বিশ্বাস কৰিছিল। এই কথা দেখি চিকাৰীয়ে পোৱালি কেইটাৰে হৰিণীজনীক মুকলি কৰি দি নবী চাহাবৰ ওচৰত শৰণ হৈছিল। এই কাহিনীটোৱ উপৰিও মেৰাজ শ্ৰীফৰ কাহিনী, হজৰতৰ চিনা চাফৰ কাহিনী, অন্ধ ইহুদী আৰু ছোৱালী এজনীৰ কাহিনী আদি কালজয়ী বহুতো কশিদা মুছলমান জনসাধাৰণৰ অতি প্রিয়।

গীতঃ বিছমিল্লা বুলি ফান্দী কান্দে লৈলা কুঠার
গেলাতো ফান্দী বাবীৰ পাচক লেগি
বাঁহো কাতিবা
ও বিছমিল্লা বুলি ফান্দী গুৰি চাচিলাৰে হায়
গুৰি যি চাটি ফান্দী ফানো সজালাৰে
ফান্দী বুডাই ফান পাত্তি মাটি সমান কৰি
হৰিণী আইছি আৰু আধাৰ বিচাৰি
নাজানিলে হৰিণীজাতি ফানে দিলা ভৰি ও হায়ৰে
ও ফানোতে বজি হৰিণী কান্দে জাৰো জাৰোৰে হায়
এৰি আইলু চোনাৰ* বাচা নেদেখিলো মুখ
ও এই পুনি আইবা লাগাছি ফান্দে চাৰা
তেতিয়া বুনৰ হৰিণাই কান্দে জাৰো জাৰো হায়
ও দিয়া দিয়া ফান্দী বুঢ়া মোকে উদ্ধাৰ কৰি হায়ৰে
চোনাৰ বাচা মৰি যাব অনাহাৰে হায়

* ৩০৮

ও অত দিনে ফান পাতিলো হৰিণ দেখা নাই ওৰে হায়ৰে হায়
 আজিতো হৰিণক মই চাৰি দিবা নৰবে হায়
 ও এখেন্দি আহি আছে দীনৰ পয়গম্বৰ
 আহা আহা দয়াৰ নবী কায়েৰে চাপি আহা
 বুনৰ হৰিণ জাতি ধৰিলা চৰণে হায়ৰে
 দিয়া দিয়া দয়াৰ নবী উদ্বাবো কৰিয়াৰে হায়
 এৰি আইলু চোনাৰ বাচা নেদেখিলো মুখ
 চোনাৰ বাচা মৰি যাৰ ভথে পিয়াছে
 ও দিয়া দিয়া ফান্দী বুঢ়া বুনৰ হৰিণক এৰি হায়ৰে হায়
 বনৰ হৰিণৰ জমিন আমি হৈছু
 বুনৰ হৰিণ জাতিক আমি আনি দিমু
 এক সত্য দুয়ো সত্য তিনি সত্য খালু
 ময়েতু আহিম আৰু ফান্দত বজিবা
 তেতিয়া ফান্দী বুঢ়াই উদ্বাৰ কৰি দিলা হায়ৰে হায়
 গেলাতু হৰিণ জাতি ঘৰকে লগিয়াৰে হায়
 ও দুটি চোনাৰ বাচা আছে ধুলাতে বাগৰি হায়ৰে
 ধুলা-বালা মুছি চোনাৰ বাচাক কোলাত তুলি লৱেৰে হায়ৰে হায়
 খারা খারা চোনাৰ বাচা দুচৰিয়া পেহৰে হায়ৰে হায়
 আমিতো যাবা লাগবো ফান্দতে বজিবা হায়ৰে হায়
 আমিতো নাখাওঁ মাৰে, দুচৰিয়া পেহৰে* হায়ৰে হায়
 আমিও যাম মাৰে ফান্দতে বজিবা
 ও আহিলাতো হৰিণ জাতি ফান্দতে বজিবা হায়ৰে হায়
 তেতিয়াই দয়াৰ নবী কান্দে জৰো জৰো ৰে হায়
 চাৰা চাৰা ফান্দী বুঢ়া হৰিণীৰ বিশ্বাস হায়ৰে হায়

* গাথীৰ

মানুহ হৈয়ো চিন নাপালি দিনৰ পয়কমবৰকে^{*} হায়ৰে হায়
বুনৰ হৰিণ জাতিয়ে চিনি ললা দিনেৰ পয়কমবৰকে
ও তেতিয়াই ফান্দী বুঢ়াই উদ্বাৰ কৰি দিলাৰে হায়ৰে হায়
গেলাতো হৰিণ জাতি ঘৰকে লাগিয়া ৰে হায়

ঘ) কৰ্মভিত্তিক বা ক্রীড়াবিষয়ক গীত

সৰ্বসাধাৰণ মানুহে কৃষিকৰ্ম, নাওখেল, কুঁহিয়াৰ পেৰা,
হাওখেল, কাঠ-ফলা আদি কষ্টকৰ কাম কৰোতে দুখ-কষ্ট লাঘৱ কৰিবলৈ
আৰু উৎসাহ পাবলৈ বিভিন্ন গীত-মাত গায়। সেইবোৰৰ ভিতৰত কুঁহিয়াৰ
পেৰা গাত, হাউখেলৰ গীত, নাওখেলৰ গীত, হাতী ধৰা গীত, চিকাৰৰ
গীত আদি উল্লেখ যোগ্য।

ভাটিয়ালী গীত :

পদ্মা হইতে আইলাম আমি আসামেৰি চৰ
বৰমপুত্ৰই ভাঙলো আমাৰ সেইনা সোনাৰ ঘৰ।
সেই ঘৰ চাৰিয়া যাবো কোথায় উপায় বলনা,
সাৰা জীৱন দুখে গেল' আৰতো সহেনা।

হাউখেলৰ গীত

নলবাৰীৰ মুকালমুৰা অঞ্চলত প্রচলিত

- ১) হাউৰে হামালা, পৰ্বত কাটি দামালা
পৰ্বতৰ মাজে, কি ধান গাজে
- ২) হাউ গুৰ গুৰ মাণুৰ জালি
ঘোঁৰাৰ নাকত দিলো জৰি
ঘোঁৰা গেল উত্তৰে, শাল মাছ গুজৰে।

* পয়গম্বাৰ

কামৰূপৰ নাৰোৱা বৰতলা অঞ্চলত প্ৰচলিত

- ১) হাউ কুট কুট মকৰা জালি, ঘোঁৰাই নাখায় বিলৰ পানী
ঘোঁৰা গল উন্দৰে, শাল মাছ গুজৰে ।।
শালৰে ভিতৰে ছকুৰি বেং। গৈৰাই নেখায় কাছৰ ঠেঁ ।।
- ২) হাউৰে হামালা, পৰ্বত কাঢ়ি দামালা
পৰ্বতৰ মাজে বৰ ধনা গাঁজে
বৰ ধনাৰ পাটিত, তোক মাৰিম একচাটে
- ৩) হাও হাও, জাকৈৰে ছিঙিল বাও
পমা কাঠৰ খৰি, ৰান্ধনী আছে মৰি
ৰান্ধনীৰ গলতে সোণাৰ হাৰ, তোক মাৰিম একচৰ ।

কুঁহিয়াৰ পেৰা গীত

কুঁহিয়াৰ পেৰা এটা বৰ শ্ৰমদায়ক কাম। সেইহে তেনে শ্ৰম লাঘৱৰ
উদ্দেশ্য কুঁহিয়াৰ পেৰোতে কিছুমান গীত গোৱা হয়। তলৰ কুঁহিয়াৰ পেৰা
গীত দুটি কামৰূপ জিলাৰ অন্তর্গত লাউপাবা (মুকালমুৱা) গাঁৱৰ পৰা সংগ্ৰহ
কৰা হৈছে- সেই অঞ্চলৰ মুছলমান সকলৰ মাজতো এই গীতৰোৰ প্ৰচলিত-

দিহা কি অ' মচুৰৰে দালি গা-পৰে হালি
সৰুতে সোৰ দাদি জাখে বুই দিছিলা
ঐ পুৱান মাছ মাৰিবা হৰি এ
মচুৰৰে দালি গা পৰে হালি

হাজো অঞ্চলত প্ৰচলিত কুঁহিয়াৰ পেৰা গীত এফঁকি এনে ধৰণৰঃ-

হালোত মৰিল হাইলা গৰু
গলিত মৰিল গাই;
পানী খাবা যাঁওতে দমৰা মৰিল
কঢ়ি তৈকছা খাই ।

চৰ-চাপৰিৰ খেতিয়ক সকলে পথাৰত গোৱা গীত :

চৰ-চাপৰিৰ মুছলমান খেতিয়ক সকলে কৃষিকৰ্মৰ কষ্ট লাঘৱ কৰিবলৈ কবি গান, জাৰী গান, ধুৱা গীত আদি গায়। ধুৱা গীত' চৰ-চাপৰিৰ কৃষকসকলৰ মাজত প্ৰচলিত এক প্ৰকাৰ গীত। খেতিৰ কাম কৰোতে কৃষক সকলে একগোট হৈ ধুৱাগীত গায়। এই গীতৰোৰত ইছলাম ধৰ্মীয় বিভিন্ন উপাখ্যানৰ উপৰিও হিন্দু ধৰ্মীয় অনেক কাহিনীও সুৰ লগাই গোৱা হয়।

ধুৱাগীত-

একদিন জিয়াদে মোৰে ফাঁকি দিয়া দিছে
নবীৰ ৰৌজা চাইৰে কাৰবালাৰ ওৰে
কাৰবালাতে জাইয়া দেখিৰে অসব কাফেৰ ঘিৰাইছে
ফিৰাত নদীৰ কুলে বইচা আছে
পানী খানা বন্ধ কৰচেৰে
অ হায় হাছান হোছেনেৰ।

গৰখীয়াৰ গীত

কৃষিজীৱী অসমীয়াৰ গৰুৱেই প্ৰধান সম্বল। গৰখীয়াই পথাৰ বা নৈৰ চাপৰিত গৰু, ম'হ চৰাওঁতে নিজৰ কষ্ট লাঘৱ কৰিবলৈ আৰু আনন্দ বিনোদনৰ কাৰণে তিন্দু মুছলমান উভয়ে তলৰ গীতটি গোৱা দেখা যায়-
বহাগৰ গৰু বিহুত গোৱা এটা অতি জনপ্ৰিয় গীত*

- | | | |
|----|--------------------|---------------------|
| ১) | দীঘলতী দীঘল পাত | গৰুক কুবাওঁ জাত জাত |
| | মাৰে সৰু বাপেৰ সৰু | তই হবি বৰগৰু |
| | লাউ খা বাঙনা খা | বছৰে বছৰে বাঢ়ি যা। |

* ড° হেমন্ত কুমাৰ শৰ্মাৰ 'অসমৰ লোকগীতি সংগ্ৰহ'ৰ পৰা সংগৃহীত

নাও খেলৰ গীত :

অসম মূলত নদীমাত্ৰক দেশ। বিভিন্ন নে-উপনৈ মিলি বিশাল
ব্ৰহ্মপুত্ৰ হৈছে। অতীজৰে পৰা এই নেৰে অসমৰ সদাগৰ সকলে বেপাৰ
বণিজলৈ যোৱাৰ কথা উল্লেখ পোৱা যায়। লক্ষ্মীনাথ বেজবৰুৱা নিচিনা
সাহিত্যিকৰো নারতে জন্ম হোৱা বুলি জনা যায়। শৰাইঘাটৰ যুদ্ধত লাচিতে
নবিয়া গাৰে নারত উঠি মোগলৰ লগত যুদ্ধ কৰিছিল। ১৪ শতিকাৰ পৰাহে
অসমত নাৰৰ প্ৰচলন বেছি হয়। আহোম সকলৰ আগমন আৰু শংকৰদেৱৰ
ধৰ্মৰ প্ৰচাৰ আদিয়ে নাও আৰু অসমীয়া জাতিৰ সম্পর্ক গাঢ় কৰি তোলে।
নাওখেল সাধাৰণতে জন্মাষ্টমী, শংকৰ উৎসৱ আৰু পচেতি উৎসৱ (ঘৰত
সন্তান জন্ম হ'লে পতা উৎসৱ) উপলক্ষে অনুষ্ঠিত হয়। নলবাৰীৰ মুকালমুৱা
অঞ্চলত আগতে স্বাধীনতা দিৱস উপলক্ষে নাওখেল অনুষ্ঠিত হৈছিল।
নাওখেলৰ গীতবোৰত বেউলা লখীন্দাৰ (উজনি খণ্ড), পদ্ম পুৰাণ
(ভাটিয়ালী খণ্ড), বেলকা পুৰাণ, লক্ষ্মীপুৰাণ আদিৰ প্ৰভাৱ পৰে। অসমত
নাওখেলৰ লগত জড়িত বেছিভাগ মানুহেই মুহূৰ্মান। মন কৰিব লগিয়া
কথা এই যে মুহূৰ্মান ‘বাইচা’ (নাৰৰীয়া) সকলে নাওগীতত নামঘোষা,
পদ্মপুৰাণ আৰু বেউলা লখীন্দাৰৰ গীত গোৱা শুনা যায়। নাও বাই যাওঁতে
কষ্ট লাঘৱ কৰাৰ বাবে বা বঠাৰ চাব মিলাবলৈ ধৰ্মীয় বা ধেমেলীয়া গীত
গায়। তলত দিয়া গীত কেইটি বৰক্ষেত্ৰী অঞ্চলত প্ৰচলিত। এইকেইটা
মুকালমুৱা গাঁৰৰ পৰা সংগৃহীত-

(১)

ও লা ইলাহা ইলাজ্জাহ
ও কোৰানে কিতাবে তুমি আল্লা
ও হাদিছে দলিলে তুমি আল্লা
ও পাহাৰে পৰ্বতে তুমি আল্লা
ও নদী নালাই তুমি আল্লা
ও বনে জঙ্গলে তুমি আল্লা

(২)

যেতিয়া নাওত আটাইয়ে বহি খেললৈ যাবলৈ সাজু হয়- তেতিয়া
প্ৰথমে ওজা জনে তিনি চাৰিবাৰ লগাই দিয়ে- ‘আ হেলাইয়া আ হেলাইয়া’
বুলি আৰু আন সকলেও গায়। ইয়াৰ পাছত গায় -

আঞ্চা আলি ৰছুল ॥

ও দক্ষিণে যাবলৈ ওলাইছো

কৰিবা কবুল

আঞ্চা আলি ৰছুল ।

আজি দক্ষিণে যাবলৈ

মায়ে দিছিল বাধা

আঞ্চা আলি ৰছুল ।

অ' দক্ষিণে আছে হনুফাবিবি

আঞ্চা আলি ৰছুল ।

(৩)

কাৰবালাৰ কাহিনীবোৰ বৰ্ণনা কৰিও নাওখেলৰ গীত গোৱা
হয়। যেনেং

অ হাই হাই কাছিম ৰণে যায়

ধূলাত লুটিয়াই কান্দে

কাওঁলেনীৰ মা ।

আজি বনত যাবলৈ মায়ে দিছিল বাধা

হায়ৰে হায়

অ কাছিম ৰণে যায়

(৪)

এইদৰে ধৰ্মীয় গীতবোৰ গোৱাৰ পিছত অন্যান্য গীত গায় :

ৰামা যায় হৰে হৰে

অ' ভকতে কৰে পূজা

অ' ভাই চৰণে ৰামা যায় হৰে হৰে
আজি ইও বোলে সিও বোলে
দেশৰ কিবা হ'ল এ
ৰামা যায় হৰে হৰে
অ' উন্নেছন পঞ্চাছ চনৰ ভুইকঁপটো গ'ল
ৰামা যায় হৰে হৰে
অ' ভাই চৰণে ৰামা যায় হৰে হৰে
আগে আগে ভুইকঁপটো যায়
পাচে পাচে ফাটে
ৰামা যায় হৰে হৰে
সেই ভুইকঁপত ওলাই আহিল
সাতাম পুৰুষীয়া কাঠ এ
ৰামা যায় হৰে হৰে
অ' ভাই চৰণে ৰামা যায় হৰে হৰে

(৫)

নাও খেলৰ মুচলমান বাইচা সকলে হিন্দু ধৰ্মৰ কাহিনীও গায়-
সতী সীতা এ
অ তোকে মই নুবুলো ভাল।
তোকে লাগে শুৱানৰ দলিছা
গা জুৰ নপৰে
তোক লাগে বিৰিখৰ ছাঁ।
ৰাম গৈছিল মৃগ আনিব
লক্ষণ গৈছিল ভাৰী
তোকে মই নুবুলো ভাল
অ ৰাবন ৰজাই লগ পাই
সীতাক নিলা ধৰি

সতী সীতা এ
আজি ৰাম কান্দে লক্ষণ কান্দে
কান্দে দুটি ভাট
তোকে মই নুবুলো ভাল
অ' ডালত পৰি হনুই কান্দে
সীতাৰ মুখ চাই
সতী সীতা এ.....

ইয়াৰ পিচত আকৌ গায়ঃ-

(৬)

সোণাৰ পুতলা বাচা
কাৰ ঘৰে বৈলীৰে
হে কানাই এ হৰী
মুখতে মৈ জৰী
বংশী বজায় এ

প্ৰভুক প্ৰার্থনা কৰি গায়ঃ-

(৭)

কি দিয়া পুজিম প্ৰভু হে
আহো মোৰ ৰাম ৰামে
তোমাক পুজিবৰ ফল
নাপালো বিচাৰি ও
কি দিয়া পুজিম প্ৰভুহে
ধান দিয়া পুজিম প্ৰভু
চকাই আহি খায়
চাউল দিয়া পুজিম প্ৰভু
জলিয়াই আহি খায়।

এইদৰে বিভিন্ন খাদ্য সামগ্ৰীৰ নাম ধৰি গায় যায়। নাও বাওতে গোৱা খেমেলীয়া গীতৰত ভিতৰত তলৰ গীতটো উল্লেখযোগ্য-

(৮)

আয়াতোৰ নপৰে মনত
অ' বাইপেৰে বিয়া দেই
হেপিয়ালা বৰত
আয়াতোৰ নপৰে মনত
আজি বন কৰো বাৰী ?
বনত নাইকিয়া হেলা
আয়াতোৰ নপৰে মনত
মাই বাবাৰ আছিলো
আদৰীয়া জীয়ৰী
আও শ্ৰাদ্ধ কৰি প্ৰভু মোক
কৰালি যে বিয়া
বনে বাৰী চতুৰ হেলো
বেলেগে নহোৱা কিয়া ?*

(৯)

নাও যাত্রা আবস্থ হোৱাৰ লগে লগে ওজা জনে লগাই দিয়ে-
আৱাল কলিমা তৈয়াৰ লা ইলাহা ইল-লাল্লাহ (ইল শব্দটো সকলোৱে
দীঘলকৈ উচ্চাৰণ কৰে)

আজি আলী চাহেৰ যাতাৰা কৰিলো ৰে হে
ও হাকো যে নেদিবা মাই তই বাধা ও নেদিবা ৰে হে
মইও দুয়ো যাওঁ মাৰে কাৰবালা ময়দানো ৰে হে
ও কাৰবালা ময়দানে বাচা দিনতে আন্ধাৰো ৰে হে
আজি আলী চাহেৰ যাতাৰা কৰিলো ৰে হে

* হাজো অঞ্চলৰ বৰ্ণি আধিয়াৰ পৰা সংগ্ৰহীত

ও হাকো যে নেদিবা মাই তই বাধা ও নেদিবা বে হে
ও দিয়াৰে জী বান্দী বচ্ৰী ঘোঁৰাক দানা পানী বে হে
ও বিছমিঙ্গা বুলি আলী বেৰামও বান্ধিলা বে হে
আজি আলী চাহেব যাতাৰা কৰিলো বে হে
ও হাকো যে নেদিবা মাই তই বাধা ও নেদিবা বে হে
ঘোঁৰাটো কপালে দিলা নাৰায়ণী তেল এ
আজি আলী চাহেব যাতাৰা কৰিলো বে হে
আক জাউৰি তামুল কাটি বাপোক চালাম কৰো বে হে
আজি আলী চাহেব যাতাৰা কৰিলো বে হে
ও আক জাউৰি তামুল কাটি মাওৰেক চালাম কৰো বে হে
আজি আলী চাহেব যাতাৰা বে হে
ও আক জাউৰি তামুল কাটি দাদাক চালাম কৰো কৰিলো বে হে
আজি আলী চাহেব যাতাৰা কৰিলো বে হে
আক জাউৰি তামুল কাটি খুৰীক চালাম বে হে
আজি আলী চাহেব যাতাৰা কৰিলো বে হে
আক জাউৰি তামুল কাটি বৰভাটক চালাম কৰো বে হে
আজি আলী চাহাব যাতাৰা কৰিলো বে হে
আক জাউৰি তামুল কাটি বোৱাক ছালাম কৰো বে হে
ও বিছমিঙ্গা বুলি আলী চৰাৰ হৈলো বে হে
আজি আলী চাহেব যাতাৰা কৰিলো বে হে
ও হাকো যি নেদিবা মাই তই বাধাও নেদিবা বে হে
মহিতো যাঁও মাও নেকিৰো কাৰণে বে হে
ও চাৰি কুবো চাৰি চতা ঘোঁৰাকে মাৰিলা বে হে
হো আকাশে পাতালে ঘোঁৰা বাৰানো হোইলা বে হে
ও ছয়মাহৰ বাট ঘোঁৰা ছয়দিনে পৌছিলা বে হে
হো জায়ে জায়ে পালা আৰু কাৰাবালা ময়দানো বে হে

কাৰবালা ময়দানত দিনতে আন্ধাৰো বে হে
 ও যদি চাটা জাপা আছে মই ভালে আছো বে হে
 যদি চাটা মেলা গোছি বগত কাটা গেছু বে হে
 আজি আলী চাহাবে যাতাৰা কৰিলো বে হে
 ও হাকো যে নেদিবা মাই তই বাধাও নেদিবা বে হে

(১০)

নাও বাওতে নিম্নোক্ত খেমেলীয়া গীতটোৱো মাজে মাজে গায়-
 ও বাপু বচনা দছ টকা দছনা
 এটা যি গীত অলংছি দছ টকা দছনা
 ও বাপু বচনা দছ টকা দছনা
 কি ঐ হাঁহে কৰে ভেওঁ ভেওঁ ও বাপু বচনা
 ও কুকৰে পাৰে দিমা ও বাপু বচনা
 এটা যি গীত অলংছি দছ টকা দহ আনা
 ও বাপু বচনা দছ টকা দছনা
 কি ঐ কলৰে আগতে পৰি ও বাপু বচনা
 ও ৰৌমাছে পাৰে দিমা ও বাপু বচনা
 বাদুলিয়ে খেদা মাল্লি ভিৰাই মাৰে লৰ এ
 ও বাপু বচনা দছ টকা দছনা
 এটা যি গীত অলংছি দছ টকা দহ আনা
 ও বাপু বচনা দছ টকা দছনা
 কি ঐ শিয়ালেও বিয়া কৰে ও বাপু বচনা
 ভালুকৰ জীয়াৰী ও বাপু বচনা
 ভালুকে যি খেদা মাল্লি ঘৰবাৰী এৰে
 ও বাপু বচনা দছ টকা দছনা
 এটা যি গীত অলংছি দছ টকা দহ আনা

ও বাপু বচনা দছ টকা দছনা
কি ঐ হালধিল্লাই* উঠি বোলে ও বাপু বচনা
ও মুৰ লত পত কৰে ও বাপু বচনা
টকা নিয়া দেখি মই ধৰণৰ কৰি মৰো
ও বাপু বচনা দছ টকা দছনা
এটা যি গীত অল্ছি দছ টকা দহ আনা
ও বাপু বচনা দছ টকা দছনা
কি ঐ হৰিগেও বিয়া কৰে ও বাপু বচনা
বাঘৰে জীয়াৰী ও বাপু বচনা
বাঘেও যিন খেদা মাল্লি ভিৰাই মাকে লৱে
ও বাপু বচনা দছ টকা দছনা
এটা যি গীত অল্ছি দছ টকা দহ আনা
ও বাপু বচনা দছ টকা দছনা
কি ঐ পিয়া উঠি কৈজোন মোৰ ও বাপু বচনা
টকা নিয়া মেলৰ দিনা ময়ে তামোল দিয়া
ও বাপু বচনা দছ টকা দছনা
এটা যি গীত অল্ছি দছ টকা দহ আনা
ও বাপু বচনা দছ টকা দছনা
কি ঐ হৃদুই উঠি টেয়ে জান মোৰ ও বাপু বচনা
টকা নিয়া মেলৰ দিনা ময়ে তামোল দিয়া
ও বাপু বচনা দছ টকা দছনা
এটা যি গীত অল্ছি দছ টকা দহ আনা
ও বাপু বচনা দছ টকা দছনা
নাওখেলৰ আন এটা জনপ্ৰিয় গীত এনে ধৰণৰঃ
ও কইনা জাৰা লাগচু ব
যাৰা লাগচু ব

* হাড়গিলা চৰাই

ଓ ତେଳି କଦମ୍ବ ତଳତ ଲେପ୍ତା କାବି ବହ

କହିନା ଯାବା ଲାଗଛୁ ବି

କି ଏ ହାଲ ମରିକା ଫାଲ ମରିକା ବିଧାନ ମରିକା ସରର
ଓ ଚୋଲାର ଜାପତ ନାଙ୍ଗଲ ଜଙ୍ଗଲି ଗରୁ କହାଇ ଗେଲ

କହିନା ଯାବା ଲାଗଛୁ ବି

ଯାବା ଲାଗଛୁ ବି

ଓ ତେଳି କଦମ୍ବ ତଳତ ଲେପ୍ତା କାବି ବହ

କହିନା ଯାବା ଲାଗଛୁ ବି

କି ଏ ଗରୁ କିନ୍ବା ଯାବି ବାଚା ନାଥାକିବା ବାତି

ଓ ପଥାରରେ ପକା ଧାନ ଚୁରେ ନିବ କାଟି

କହିନା ଯାବା ଲାଗଛୁ ବି

ଯାବା ଲାଗଛୁ ବି

କି ଏ ସରଜନୀ ଉଠି ବୋଲେ ବରୋ ଜନୀ ବାଇ

ଆଜି ଦୁଖୁ ନଦୀର ପାବତ ବହିବାର ଉପାୟ ନାହିଁ

କହିନା ଯାବା ଲାଗଛୁ ବି

ଯାବା ଲାଗଛୁ ବି

ଓ ତେଳି କଦମ୍ବ ତଳତ ଲେପ୍ତା କାବି ବହ

କହିନା ଯାବା ଲାଗଛୁ ବି

(୧୧)

ନାଓଖନ ଖେଲର ବାବେ ଉଜାଇ ଯାଓଁତେ ଏନେଦରେ ଗାୟ :

ଆଯା ତୋର ନପରେ ମନତ

ବାଯପାକେ ବିଯା ଦେ ହେପି ଆଲା* ବରତ

ଆଯା ତୋର ନପରେ ମନତ

* ଦୀଘଲ ଚୁଲି ଥକା ଲୋକ

গাখীৰ হানো বস্তি প্ৰভু দুনিয়াৰে ভোগে
আয়া তোৰ নপৰে মনত
চাৰি দিন খাবা ধল্লি সিয়ো লাগে ৰোগ
আয়া তোৰ নপৰে মনত
বায়পাকে বিয়া দে হেপি আলা বৰত
আয়া তোৰ নপৰে মনত
এ মিঠে হানো বস্তি জানো দুনিয়াৰো মিঠা
আয়াতোৰ নপৰে মনত
চাৰি দিনমান খাবা ধল্লি সিয়ো লাগে তিতা।
আয়া তোৰ নপৰে মনত
বায়পাকে বিয়া দে হেপি আলা বৰত
আয়া তোৰ নপৰে মনত
কান চায়া আনচু বনি কাণৰে কান্দুলি
আয়া তোৰ নপৰে মনত
নাক চাই আনচু বনি নাকৰ জাঠিফুলি
আয়া তোৰ নপৰে মনত
বায়পাকে বিয়া দে হেপি আলা বৰত
আয়া তোৰ নপৰে মনত
কক্জা কক্জা কইনামতী জলতে ভাহিয়ে
আয়াতোৰ নপৰে মনত
ও নাযাও নাযাও দয়াৰ দাদা ফিৰি নাযাওঁ ঘৰে
আয়া তোৰ নপৰে মনত
বায়পাকে বিয়া দে হেপি আলা বৰত
আয়া তোৰ নপৰে মনত

নাওখেলত পৰাজিত হ'লৈ জাৰীগীতৰ লেখীয়াকৈ এই
গীতবোৰ গোৱা হয়ঃ

এ মাকাই কি হ'ল
ও মদিনাই কি হ'ল নাজানো
ক'ত কি হ'ল ঐ আল্লা হা আল্লা

বাপাৰে ঢাল তৰাল ঘৰতে বইলা
বল বাবা ময়দানত পৰি ও আল্লা
বাপাৰে জামা জৰা ঘৰতে বইলা
বল বাবা ময়দানত পৰি ও আল্লা হা আল্লা

এ মাকাই কি হ'ল
ও মদিনাই কি হ'ল নাজানো
ক'ত কি হ'ল ঐ আল্লা হা আল্লা
হে হাছান হছান দুই ভাই
ৰণ কৰিবা যায়

শ্বহিদ হেলো কাৰবালাৰ ময়দানে ঐ আল্লা হা আল্লা

এ মাকাই কি হ'ল
ও মদিনাই কি হ'ল নাজানো
ক'ত কি হ'ল ঐ আল্লা হা আল্লা
ও ঘোঁৰা যি আহিল মোৰ
ছেঁৰাৰ যি নাই মোৰ
হচ্ছেন বেটাক ক'ত এবিলা ঐ আল্লা হা আল্লা
এ মাকাই কি হ'ল
ও মদিনাই কি হ'ল নাজানো
ক'ত কি হ'ল ঐ আল্লা হা আল্লা
ঘোঁৰাৰ গলে ধৰি

কান্দে ফাতেমা বিবি
কান্দে বিবি মাটিত বাগৰি আল্লা হা আল্লা
এ মাকাই কি হ'ল
ও মদিনাই কি হ'ল নাজানো
ক'ত কি হ'ল ঐ আল্লা হা আল্লা
এ দাউৰিয়ে আহিলে
হচ্ছেইনৰে বিবি
দয়াৰ মাই তই বিলাপ কৰা ক্যাএ আল্লা হে আল্লা
এ মাকাই কি হ'ল
ও মদিনাই কি হ'ল নাজানো
ক'ত কি হ'ল ঐ আল্লা হা আল্লা
ঘোঁৰা দেখিয়া বিবি বেছছ
দয়াৰ স্বামী কতে এৰিলা ঐ আল্লা হে আল্লা
এ মাকাই কি হ'ল
ও মদিনাই কি হ'ল নাজানো
ক'ত কি হ'ল ঐ আল্লা হা আল্লা
হে ঘোঁৰাৰ গলে ধৰি
কান্দে হচ্ছেনৰ বৰি*
কান্দে বিবি হায় হায় কৰিয়া ঐ আল্লা হে আল্লা
হা মোৰ কপাল নচিবৰ লেখান
কি হৈলা আমাৰ কপালে ঐ আল্লা হে আল্লা
হাতী মাউতৰ গীত:
(ক) আল্লা আল্লা বলৰে ভাই, হায় আল্লা বচুল
কোন মহলেৰ হাতীৰে ভাই, হায় আল্লা বচুল।

* ঘৈণী • ড° বীৰেন্দ্ৰনাথ দত্তৰ গোৱালপৰীয়া লোক গীত সংগ্ৰহৰ পৰা উদ্ভৃত

ভূটান মহলৰ হাতীৰে ভাই, হায় আঙ্গা বচুল।
 কোন বা ফান্দীৰ ধৰাৰে ভাই, হায় আঙ্গা বচুল।
 ‘অমুক’ ফান্দীৰ ধৰাৰে ভাই, হায় আঙ্গা বচুল।
 কোন মাহতৰে দোহাৰে ভাই, হায় আঙ্গা বচুল।
 ‘অমুক’ মাহতৰে দোহাৰে ভাই,হায় আঙ্গা বচুল।

(খ) আজি গেইলে কি আচিবেন মোৰ মাহত বন্ধুৰে
 হস্তী নৰাল হস্তী চৰান কাকুৰা বাঁশেৰ তলে,
 কি সাপে দংশিলে মাহতক কয়া যাও বা মোৰেৰে।
 ৰোজাই বাবে গুনিকে বাবে টেকীয়াৰ আগাল দিয়াৰে।
 খাটা-খুটা মাহতৰে, তোৰ মুখে চাপ ডাঢ়ি বে
 সত্য কবিয়া কলৰে মাহত, কোন বা দেশে বাড়িৰে।
 হস্তী নৰাওঁ হস্তী চৰাওঁ হস্তীৰ পায়ে বেড়ি
 সত্য কবিয়া কইলং কন্যা গৌৰীপুৰে বাড়ি বে
 হস্তী মৰান হস্তী চৰান হস্তীৰ পারে বেড়ি
 সত্য কবিয়া কল বে মাহত ঘৰে কইজন নাৰীৰে।
 হস্তী নৰাওঁ হস্তী চৰাওঁ হস্তীৰ গলায় দৰী,
 সত্য কবিয়া কইলং কন্যা বিয়াও নাই কৰিবে।

(ঙ) অন্যান্য গীত

ওপৰোক্ত গীত সমূহৰ উপৰিও অসমৰ মুছলমান সকলৰ মাজত
 আইগীত, মহখেদা গীত বিভিন্ন তন্ত্র-মন্ত্র প্ৰচলিত আছে। অসমৰ মুছলমান
 সকলৰ কিছুমানৰ মাজত শীতলা পুজাৰ ক্ষীণ প্ৰভাৱ নথকা নহয়। কামৰূপ
 আৰু দৰঞ্চৰ অঞ্চল বিশেষে মুছলমান সকলে বসন্ত ওলোৱাৰ ন দিনৰ দিনা
 ন বৰণৰ ফুলেৰে সৈতে গাথীৰ, কল, চেনি, মণমাহ আদিৰে ঘৰৰ ভিতৰতে
 শীতলালৈ এখনি নৈবেদ্য আগবঢ়ায়। চাকি-বন্তি আৰু ধূপ-ধূনা জলাই

বসন্তক উদ্দেশ্য কৰি গীত পদবোৰ গায়। এই জাতীয় গীত এটি এনেধৰণৰ-
আইগীত :

‘ন বৈনী আৰাচ’* কৰে বিৰিখৰ তলে।
কোনটো বৈনী যাবি আই মনিচৰ নগৱে।।
কাহুৰী আই উঠি বোলে ময়ো লগে যাম।
মনিচৰ আৰাচ বিচাৰ চাই আহিম যায়।
ন বৈনী আৰাচ কৰে বিৰিখৰ তলে।
কোনটি বৈনী যাইবি আই মনিচৰ নগৱে।।
মচুৰী আই বোলে ময়ো লগে যাম।
মনিচৰ কেঁচা ভোগ খাই আহিম যায়।।
ন বৈনী আলচ কৰে বিৰিখৰ তলে।
কোনটো বৈনী যাইবি আই মনিচৰ নগৱে।।
বাহমুৰী আই উঠি বোলে ময়ো লগে যাম।
মনিচৰ ধূপ-চাকি লই আহিম যায়।।
চকুফুলি আহি বোলে ময়ো লগে খাম।
মনিচৰ তেল শলিতা, লই আহিম যায়।।
ন বৈনী আলচ কৰে বিৰিখৰ তলে।
কোনটি বৈনী যাইবি আই মনিচৰ নগৱে।।
হাণুৰি আই উঠি বোলে ময়ো লগে যাম।
মনিচৰ সেন্দুৰ লই আহিম যায়।।

(১) আগৱে হুল ঠুল মাথাই জালি ফুল
 কুন ঘাটে আই পাৰ হাবা এ
 জুন ঘাটে আই খেলা কৰে।
 সেই ঘাটে আই পাৰ হব এ
 সাগৱে হুল ঠুল মাথাই জালি ফুল
 কুন ঘাটে আই পাৰ হবে এ
 ও জুন ঘাটে পানচমৰী আই খেলা কৰে
 সেই ঘাটে আই পাৰ হবো।*

* আলোচনা * এই আই নামটো নলবাৰীৰ মোকালমুৰা অঞ্চলত প্ৰচলিত

- (୨) ତୁଳସୀର ତଳେ ବହିଲା ବାତି
 ନାଜାନିଲୋ ଏ ଆଇ ଭଗୋମତୀ
 ନିଚିନିଲା ଏ ଆଇ ଭଗୋମତୀ
 ଜେତୁକାରେ ତଳେ ବହିଲା ବାତି
 ନାଜାନିଲୋ ଏ ଆଇ ଭଗୋମତୀ
 ବକୁଳ ଫୁଲର ତଳେ ବହିଲା ବାତି
 ନାଜାନିଲୋ ଏ ଆଇ ଭଗୋମତୀ
 ନିଚିନିଲୋ ଏ ଆଇ ଭଗୋମତୀ
 ହାଚନା ଫୁଲର ତଳେ ବହିଲା ବାତି
 ନାଜାନିଲୋ ଏ ଆଇ ଭଗୋମତୀ
 ନିଚିନିଲୋ ଏ ଆଇ ଭଗୋମତୀ ।
- (୩) ଯାରେ ନାଙ୍ଗାଇ ଦେଖୁ ମହି ଗବାରରେ ଦାମ
 ଓ ତାରେ ଘରେ ମହି ପିଠି ଦି ଯାଓଁ
 ଯାରେ ଘରେ ଦେଖୁ ମହି ମୁଚା କୁଚା ଘର
 ଓ ତାରେ ଘରେ ମହି ଫୁଲୋ ଜଗାଓଁ

ମହଖେଦା ଗୀତ

ବାବିଷାର ଶେଷତ ମହ ଖେଦିବଲୈ ବୁଲି ଲବାବୋରେ ଗୋଟ ଖାଇ ଗୁହସ୍ତର
 ଚୋତାଳେ ଚୋତାଳେ ଗୋରା ଗୀତ :

ଓ ବାଜା ମହୋ ହୋ
 ମହ ଖେଦବା ଟାକାନ ଲୋ
 ମହୋ ବୋଲେ ମଞ୍ଜୁରେ
 ଟେପୋଲ ପୁରୀ ଖାଯଲୁରେ
 ଟେପେଲର ନାନ ନୁନ
 ଚାଲ କାରେ ଆକୋ ଦୁନ

চাউল কৰি দিলাক কৰি
আইচেৰ ঘৰ লৰি চৰি
লৰি চৰি যাওঁতে
সোণাৰ কৰি পাওঁতে
সোণাৰ কৰি ৰূপৰ মালা
আইচেৰ ঘৰ দেখবা ভালা
এঞ্চে খায় শাকে
মহ জায় জাকে
এঞ্চে খায় কুমৰাৰ সুষ্ঠি
মহ যায় মুধা ফুতি
এঞ্চে ঘৰত তুহৰ ধোহা
চলি কান্দে তহা তহা
বাঁহৰ পাত পকা
আমাক লাগে টকা
বাহৰ পাত চিকিমিকি
আমাক লাগে নতুন সিকি
এটা বাহৰ নওটা কামী
বছ্ৰে বছ্ৰে আহ আমি
মুহৰ শিৎ হেকা বেকা
তাতে ৰখে মাছৰোকা
মাছৰোকাৰ দীঘল ঠোট
ঠহকে গিল্লা বল্লী মাছ
বল্লী মাছৰ ডাঢ়ি দীঘাল
পুঁঠি মাছক কৰে সিদাল
হাঁহৰ তেলে
বাৰো বাজি গেলে।

(প্রাসঙ্গিক চিত্ৰ সমূহ পৃষ্ঠা ১১৩ - ১১৫তে দ্রষ্টব্য)

মন্ত্র :

অসমৰ মন্ত্র সাহিত্যৰ ইতিহাস অতি প্রাচীন। মুছলমান ইতিহাসবিদ সকলে যাদু-মন্ত্ৰৰে পৰিপূৰ্ণ অসমক এখন ‘আজৰ’ দেশ বুলি গণ্য কৰিছিল। আলমগীৰ নামা, বাহাৰ ই-স্তান-ই-ঘাটবী আৰু ইবনে বতুতাৰ ভৰণ বৃত্তান্তত কামৰূপৰ যাদু-মন্ত্ৰৰ যথেষ্ট উল্লেখ আছে। থলুৱা মুছলমান সকলে মন্ত্র বচনাত অংশ গ্ৰহণ কৰিছিল। সেয়ে মন্ত্র সাহিত্যত যথেষ্ট পৰিমাণে আৰবী-ফার্সী শব্দ ব্যৱহৃত হৈছিল। মন্ত্র সাহিত্যত বেদ, কোৰান, মহম্মদ, ফিবিন্দ, হৰগৌৰী, বিছমিল্লাহ, হাজী বাকুন আদি শব্দৰ উল্লেখ পোৱা যায়। বিশিষ্ট লেখক বফিউল হুছেইন বৰুৱাই তেওঁৰ লিখনীত বৰপেটা আৰু নলবাৰী অঞ্চলৰ কেইটামান মন্ত্ৰৰ কথা উল্লেখ কৰিছে। বফিউল হুছেইন বৰুৱা আৰু বৰপেটাৰ সোনাকুছিৰ কায়ৰ ধানবানৰ বিশিষ্ট ব্যক্তি আবুল জবুৰৰ পৰা সংগ্ৰহ কৰা এটা গা-বাঞ্ছনী* মন্ত্র হ'ল-

দাতা আহিতাল কুর্তি বদন কোৰান
বাহিৰে ভিতৰে চোহবান

লোহা কি গড় যে চাৰি পয়গম্বৰ কী বাৰী
মই (মন্ত্র কৰোতাজনৰ নাম) বন্ধ কৰহো (যিজনৰ নামত মন্ত্র কৰা হব তেওঁৰ
নাম) দুহাই আল্লাহ, দুহাই কামাখ্যা।

আন হাতে চামতাৰ ফকীৰ তোলাৰ বিশিষ্ট ব্যক্তি চাইফুদ্দিন
আহমেদৰ পৰা সংগ্ৰহ কৰা মন্ত্ৰটি এনে ধৰণৰ-

চুলেমান নবী আৰ মুছা দে পয়গম্বৰ

মোহাম্মদ নবী আৰ ইছা পয়গম্বৰ

ধাৰে চাৰি নবী ৰাখি চৌকিদাৰ

আখেৰ বয়জাৰি বাওঁ হাতে কাটি

চুৰি ধৰো কাৰো অৰ্থে

আল্লাহ ও ফকীৰ অৰ্থে

আল্লাহ ও ফকীৰ আজ্ঞা নাহি কাচ্চি কিৰে। ০

* শৰীৰ সুৰক্ষা কৰা মন্ত্র

সহায়ক প্রস্তপঞ্জী ৪-

- ১) আবুচ ছাত্রা : সংমিশ্রণত অসমীয়া সংস্কৃতি, মিচেচ মচছদা ছাত্রা, যোৰহাট ১৯৮৬, (তৃতীয় প্রকাশ)
- ২) আকদাছ আলী মীৰ (স.) : ঐতিহাসিক পটভূমিত অসমৰ ঐতিহ্যমণ্ডিত ইছলাম ধৰ্মীসকল, ১ ম খণ্ড, বৌচনাৰা ফাউন্দেশন, ২০১২, দ্বি তীয় সংস্কৰণ, পৃষ্ঠা ৫১
- ৩) ড° হেমন্ত কুমাৰ শৰ্মা : কামৰূপী লোকগীতি সংগ্ৰহ, লয়াৰ্ছ বুক ষ্টল, পানবজাৰ, গুৱাহাটী, ১৯৭৮ অসমীয়া সাহিত্যত দৃষ্টিপাত, বীণা লাইব্ৰেৰী, গুৱাহাটী, ১৯৬১
- ৪) ড° বীৰেন্দ্ৰ নাথ দত্ত, : অসমীয়া বিশ্বকোষ, পথওঘ খণ্ডঃ অসমীয়া সাহিত্য, (মুখ্য সম্পাদক) অসম সাহিত্য সভা, ২০০৩
- ৫) ড° কনক চন্দ্ৰ চৰীয়া : দৰঙ্গী লোকগীতি সংগ্ৰহ, অসম সাহিত্য সভা, ছিপাবাৰ ২০০৫
- ৬) ড° আব্দুল মালিক : অসমীয়া উপন্যাসত মুচলমান জনজীৱনৰ চিত্ৰ, গুৱাহাটী-১, ২০০৬
- ৭) ছাহজাহান আলী : দলৈতলা, সাক্ষাৎকাৰত সংগ্ৰহ
- ৮) আজগৰ আলী : হাজো ফকীৰতলা, কামৰূপ, সাক্ষাৎকাৰত সংগ্ৰহ
- ৯) ৰফিউল হচ্ছেইন বৰুৱা : ইছলামীয় ঐতিহ্য আৰু অসম (প্ৰথম খণ্ড), নলবাৰী, ১৯৯৬
- ১০) ড° উপেন্দ্ৰজিৎ শৰ্মা : পশ্চিম অসমৰ চৰ চাপৰিৰ লোক সংস্কৃতি, অসম সাহিত্য সভা, ধুৰুৰী, ২০১১
- ১১) পিয়াৰ আলী, : জাৰীগীত, অসম সাহিত্য সভা পত্ৰিকা, মেৰুৱাৰী, গুৱাহাটী ১৯৭৬ খ্রীঃ

উৎসব বিষয়ক আলোক চিত্ৰ



চিত্ৰ - ২৮ সেই উৎসব



চিত্ৰ - ২৯ ধূৱা গীত

চিত্র - ৩০

কইনাক তেজ দিয়া



চিত্র - ৩১

দৰাক আদৰি নিয়া



চিত্র - ৩২

নিকাহৰ বাবে কইনাক

সমতি লোৱা





চিত্র - ৩৩ নাওখেলৰ ছবি



চিত্র - ৩৪ সানহ খুন্দা

চতুর্থ অধ্যায়

ভাষালৈ অৱদান

পৰিচয় : অসমলৈ আৰবী, ফাৰ্সী আদি ভাষাৰ প্ৰৱেশ

প্ৰবাদ প্ৰবচন

খণ্ডবাক্য /জতুৱা ঠাঁচ

আৰবী, ফাৰ্সী, উদৰ্দু শব্দবোৰৰ উৎস

ব্যৱহাৰিক ক্ষেত্ৰৰ ভিত্তিত কিছু আৰবী, ফাৰ্সী, উদৰ্দু শব্দ আৰু সিহঁতৰ

অসমীয়া ৰূপৰ ভাগ

সহায়ক থল্পঞ্জী

চতুর্থ অধ্যায়

ভাষালৈ অৱদান

পৰিচয়

অসমলৈ আৰবী-ফার্সী আদি শব্দৰ প্ৰৱেশ

অসমীয়া ভাষা এটা সমঘয়ৰ ভাষা। বিভিন্ন সময়ত আৰ্য আৰু অনার্য ভাষাৰ উপাদানেৰে অসমীয়া ভাষা সমৃদ্ধ হৈছে। মুছলমান সকল বিভিন্ন সময়ত অসমলৈ আহিছে। কেতিয়াবা বাজ সৈন্য হিচাপে, কেতিয়াবা ধৰ্ম প্ৰচাৰক হিচাপে, কেতিয়াবা ব্যৱসায়ী হিচাপে আকো কেতিয়াবা আহোম ৰজাৰ পৃষ্ঠপোষকতাত মুছলমান সকলে অসমত পদার্পণ কৰিছে। ১২০৬ খৃষ্টাব্দৰ বখতিয়াৰ খিলজিৰ পৰা আৰম্ভ কৰি বিভিন্ন সময়ত অহা মোগল, পাঠান, তুকী আদি যুদ্ধবন্দীসকল, বৈ যোৱা সৈন্য সকল আৰু ধৰ্মপ্ৰচাৰকসকল মিলি অসমত এখন মুছলমানৰ সমাজ গঢ়ি উঠিল। এওঁলোক সময়ত বৃহত্তৰ অসমীয়া সংস্কৃতিৰ লগত মিলি গ'ল আৰু অসমীয়া ভাষাকে নিজৰ ভাষা হিচাপে প্ৰহণ কৰিলে। সৰ্বসাধাৰণ অসমীয়াৰ জীৱন পদ্ধতিয়েই হৈছে অসমীয়া মুছলমানৰো জীৱন পদ্ধতি। সাংস্কৃতিক ক্ষেত্ৰতো তেওঁলোকে থলুৱা ৰীতি-নীতি পৰম্পৰাকে আপোন কৰি ললে। অৱশ্যে ধৰ্মবিশ্বাস ভিন্ন হোৱা হেতুকে কিছুমান ক্ষেত্ৰত অসমীয়া মুছলমানৰ কেতবোৰ সুকীয়া বৈশিষ্ট্যও পৰিলক্ষিত হয়। অসমীয়া মুছলমানৰ মাতৃভাষা অসমীয়া যদিও ধৰ্মীয় জীৱনত তেওঁলোকে ভালেমান ফার্সী, উদুৰ্ব

আৰু আৰবী শব্দ ব্যৱহাৰ কৰা দেখা যায়। ইছলাম ধৰ্ম চৰ্চাৰ ভাষা আৰবী হোৱাৰ কাৰণে আৰু ইছলাম সম্পর্কীয় গ্ৰন্থসমূহ মূলতঃ আৰবী, ফার্ষী আৰু উদৰ্দু মাধ্যমৰ হোৱা বাবে, মছজিদ, মোক্তাৰ আৰু মাদ্রাছাৰ জৰিয়তে মুছলমান সকলৰ যোগেদি অসমীয়া ভাষাত অনেক আৰবী, উদৰ্দু আৰু ফার্ষী শব্দ সোমাই পৰিচে। মোগল শাসক সকলৰ চিঠি পত্ৰ, বিদেশী পৰিৱাজকৰ টোকা, ধৰ্মীয় আলোচনা, মিলাদ শ্বৰীফ আদিৰ জৰিয়তে এই শব্দবোৰ জনসমাজত বেছিকে প্ৰচলিত হৰলৈ থৰিচে।

কলিমা, নামাজ, বোজা, হজ্জ, জাকাত আদিৰ আলোচনা, দোৱা, মোনাজাত, ছালাম, বিয়াৰ চিঠি পত্ৰ আদিত অসমীয়া মুছলমানসকলে বহুতো আৰবী, উদৰ্দু আৰু ফার্ষী শব্দৰ ব্যৱহাৰ কৰে। কোৱান হাদিছৰ ব্যাখ্যা, চাহাবা (মহম্মদৰ লগৰীয়া) সকলৰ জীৱনী আৰু পুঁথি সাহিত্য সমূহে আৰবী-ফার্ষী শব্দবোৰ জনসাধাৰণৰ মাজলৈ আনিছে। পুঁথি সাহিত্যবোৰৰ ভিতৰত শ্বাইদে কাৰবালা, দাস্তানে আমিৰ হামজা, কাচাচালান্দিয়া, ইউচুফ-জোলেখা, খায়ৰুল হাচাৰ আদি অতি জনপ্ৰিয়।

ভাষাবিদসকলে অসমীয়া ভাষাত আৰবী বা ফার্ষী শব্দ অন্তৰ্ভুক্ত হোৱাৰ কাৰক সমূহ তলত দিয়া ধৰণে উল্লেখ কৰিচ্ছে-

- ১) অসমত ক্ৰমশঃ মুছলমান জনসংখ্যাৰ বৃদ্ধি, সমাজ-সংস্কৃতিলৈ তেওঁলোকৰ অৱদান।
- ২) উভৰ পূৱ-ভাৰতৰ তীৰ্থ যাত্ৰীসকলৰ ভ্ৰমণ আৰু ভাৱৰ আদান-প্ৰদান।
- ৩) অসমৰ ৰজা-মহাবাজা সকলৰ মুছলমান ৰাজশাস্ত্ৰৰ লগত যুদ্ধ-বিগ্ৰহ, ৰাজনৈতিক আৰু কুটনৈতিক সম্পর্ক।
- ৪) ছুফী সাহিত্য, জিকিৰ-জাৰীসমূহৰ নিচিনা ধৰ্মীয় আৰু ভক্তিমূলক গীত সমূহৰ প্ৰচলন।
- ৫) আহোম মুছলমান শাসক বৰ্গৰ ৰাজনৈতিক সাংস্কৃতিক সম্পর্কৰ লগতে পৰিৱাজকসকলৰ টোকা আৰু বুৰঞ্জীসমূহ।

অসমত ইছলামীয় ভাৰতীয়া প্ৰচাৰ আৰু প্ৰসাৰ ঘটাত আহোম
ৰজাসকলে যথেষ্ট অবিহণা যোগাইছিল।

ড° সুৰ্য্য কুমাৰ ভূএগো দেৱে ‘স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ’ নামৰ গ্রন্থত
উল্লেখ কৰা মতে ‘আহোম ৰজাৰ আমোলত আৰবী, ফাৰ্ছী ভাষা কোৰান,
হাদিছ আৰু চৰিয়ত আদিৰ শিক্ষা দিবৰ কাৰণে অসমৰ নানা ঠাইত উপযুক্ত
পঢ়াশালিবোৰ স্থানীয় মছজিদৰ লগত সংযুক্ত আছিল বা কেতিয়াৰা
সুকীয়াকৈ আন ঠাইত পতা হৈছিল। মুছলমান ল'ৰা-ছোৱালীৰ শিক্ষাৰ
কাৰণে গুৱাহাটী নগৰত দহ বাৰখন আৰু ৰংপুৰ ৰাজধানীত কুৰিখনতকৈও
অধিক পঢ়াশালি আছিল। ৰজাঘৰে এই পঢ়াশালিবোৰৰ কাৰ্য্য পদ্ধতিত
কোনো প্ৰকাৰে হস্তক্ষেপ নকৰিছিল। ৰজাৰ উদাৰতাৰ বাবেই সাম্প্ৰদায়িক
সম্প্ৰীতি দৃঢ়তৰ হৈছিল।’ (পৃষ্ঠা-১৬৬)

কবি কৃতুবনৰ যোগেদি যেনেকৈ ইছলামী ছুফীবাদ হিন্দী সাহিত্যত
প্ৰৱেশ কৰিলে ঠিক তেনেদৰেই অসমীয়া সাহিত্যত ছুফীবাদৰ প্ৰৱেশ ঘটে
দ্বিজৰামৰ মৃগারতী বা চাহপৰী উপাখ্যানৰ দ্বাৰা। জ্ঞান মালিনীৰ কবি
মফিজুন্দিন আহমদ হাজৰিকাই ছুফীবাদৰ প্ৰাঞ্জল ধাৰাটি অসমীয়া কাব্য
সাহিত্যত সুপ্ৰতিষ্ঠিত কৰে। ভাৰতীয় সাহিত্যত ইছলামৰ ছুফীবাদ প্ৰচাৰিত
হৈছিল হাফিজ, শ্বেখ ছাদী, ৰকমী, খৈয়াম, জায়সী, মীৰাবান্দী, নামদেৱ,
আবুৰ বহিম খান আদিৰ লিখনীৰ জৰিয়তে। চান্দ সাঁই, মজনুন্দিল ফকীৰ,
আজানপীৰ আদি ছুফীসকলৰ জিকিৰ আৰু গীতিৰ মাজেৰে অসমীয়া
সাহিত্যত ইছলামীয় ছুফীবাদ আৰু সমন্বয়ৰ মহান বাণীসমূহ প্ৰচাৰিত
হৈছিল।

ৰাজ পঢ়েগোৰকতাত ৮০০ বছৰ ধৰি ভাৰতৰ ফাৰ্ছী ভাষা চৰ্চাৰ
ক্ষেত্ৰত ভাৰতীয় পণ্ডিত আমীৰ খুছৰু, হাছান দেহলবী, আবুল ফজল,
গালিব আদিৰ নিচিনা পণ্ডিতসকলে ফাৰ্ছী ভাষা ভাৰতত জনপ্ৰিয় কৰে।

অসমত ফাৰ্ছী ভাষাৰ প্ৰৱেশ ঘটিছিল আহোম আৰু মোগলৰ
সম্পৰ্ক আৰু সংঘৰ্ষৰ মাজেৰে। ১২০৬ খৃষ্টাব্দৰ ইবন বখতিয়াৰ খিলজিৰ

আক্ৰমণৰ পৰা ১৬৮২ খৃষ্টাব্দৰ ইটাখুলিৰ ৰণলৈ তুকী, পাঠান আৰু মোগলে বহুবাৰ অসম আক্ৰমণ কৰিছিল। প্ৰতিটো আক্ৰমণতে অসমত মুছলমান জনসংখ্যা বৃদ্ধি পাইছিল। লগে লগে আৰবী ফার্ষী ভাষাবো অসমত প্ৰৱেশ ঘটিছিল। প্ৰথম ফার্ষী ভাষাৰ প্ৰৱেশ কৰিছিল ‘প্ৰহলাদ চৰিত’ৰ মাজেৰে। আনকি মহাপুৰুষ শ্ৰীশংকৰদেৱ আৰু মাধৱদেৱৰ সাহিত্য সভাৰৰ মাজতো বহুতো আৰবী-ফার্ষী শব্দ ব্যৱহাৰ হোৱা দেখা যায়, যেনে-ঃ দোকান-বজাৰ, হাজাৰ, মুলুক, দেওৱান, দৰাচল আদি। অসম বুৰঞ্জীৰ ভাষাও ফার্ষী আৰু আৰবী ভাষাৰ দ্বাৰা ব্যাপকভাৱে প্ৰভাৱান্বিত হৈছিল।

আহোম-মোগলৰ বাজনৈতিক সম্বন্ধৰ বাবে আনকি অসমীয়া উচ্চ পৰ্যায়ৰ হিন্দু বিষয়াও আৰবী আৰু ফার্ষী শিকিছিল। এই সম্পর্কত দেবানন্দ ভৰালীয়ে ‘Assamese Phonology and Vocabulary’ শীৰ্ষক গ্ৰন্থত “The Ahom ambassadors had to learn Persian. Towards the later part of Ahom rule Persian was regularly learnt and studied by Assamese gentry who aspired bigger post. This opened the door for large number of Persian and Arabic words to get currency in Assam.”

আহোম শাসকসকলে ফার্ষী ভাষাৰ উন্নতিৰ বাবে অনুপ্ৰেৰণা যোগাইছিল। এই প্ৰসংগত ড° সুৰ্য্য কুমাৰ ভূএগ দেৱে তেখেতৰ “Annals of the Delhi Patshahate ” গ্ৰন্থত লিখিছে -

“The Ahom monarch maintained in his court a large number of Mohammadan officials who deciphered Persian corrspondences received from outside and drafted letters to foreign sovereigns and potentates. The royal mint was under the superintendence of a Mohammadan officer and several Assamese kings and queens struck coins with Persian legends engraved on them. The Persian or Urdu language was not ab-

solutely unknown among the masses of the people and a witness in a criminal trial of about 1775 reproduced the exact words of the conversation which had been carried on by the accused in Farsi."

ফার্ছী ভাষা জনাটো সেই সময়ত অতি মৰ্যাদাপূৰ্ণ পাৰদৰ্শিতা বুলি বিবেচিত হৈছিল। অলপ ফার্ছী জানিলে বাজ দৰবাৰতো সন্মানিত হয় বুলি সেই সময়ত মানুহৰ মনত এটা ধাৰণা আছিল।

সুনীতি কুমাৰ চেটাজীৰ পৰ্যবেক্ষণ মতে বংগদেশত দিল্লীৰ চুলতানৰ ৰাজসভাৰ আদব-কায়দা প্ৰচলন হৈছিল যদিও, অসমত কোচ ৰজা বিশ্বসিংহৰ (১৫২৩-১৫৪৫ খৃষ্টাব্দত) সময়ৰ পৰাহে স্পষ্টকৈ মুছলমান সৈন্য বাহিনীৰ পদবীৰ আধাৰত উমৰাও, নবাৰ, হাজাৰী আদি পদবীসমূহ স্থাপ্তি কৰা দেখা যায়। আনকি চিলাৰায়ক দিয়া দেৱান উপাধি আৰু ‘খান’ ‘চিকদাৰ’ আদি উপাধি মুছলমানৰ প্ৰভাৱতে হোৱা।

হাজোৰ পোৱামকা দৰগাহ সেই সময়ত ইচ্ছাম ধৰ্ম চৰ্চাৰ এটি উল্লেখযোগ্য কেন্দ্ৰত পৰিগত হৈছিল। চতুৰ্দশ শতিকাত হাজোৰ পীৰ, ফকীৰ আৰু মুছলমানসকলৰ জিকিৰ উপাসনাৰ কেন্দ্ৰ হৈ পৰা কাৰণে বহুত আৱৰ্বী-ফার্ছী শব্দৰ ব্যৱহাৰ এই অঞ্চলত বৃদ্ধি পাইছিল। ১৭ শতিকাত আজান-ফকীৰৰ জিকিৰ-জাৰীবোৰৰ জৰিয়তেও বহুতো আৱৰ্বী আৰু ফার্ছী শব্দ অসমীয়া ভাষাত সোমাই পৰিচিল।

বিশিষ্ট গৱেষক ড° মোহিনী কুমাৰ শইকীয়াই আহোম, কোচ শাসকৰ দিল্লী আৰু ঢাকাৰ মোগল শাসকৰ লগত কুটনেতিক চিঠি পত্ৰবোৰৰ যোগেন্দি বহু সংখ্যক আৱৰ্বী আৰু ফার্ছী শব্দ অসমীয়া ভাষাত সোমাই পৰাৰ কথা উল্লেখ কৰিছে। তাৰোপৰি কামৰূপৰ বুৰঞ্জী আৰু অসম বুৰঞ্জীত পোৱা আৱৰ্বী আৰু ফার্ছী শব্দবোৰ ড° সুনীতি কুমাৰ চেটাজীয়ে তলত দিয়া ধৰণে শ্ৰেণীভুক্ত কৰা বুলি ড° মোহিনী শইকীয়াই উল্লেখ কৰিছে-

- ১) বাস্তু আৰু যুদ্ধ-বিগ্রহৰ লগত জড়িত শব্দবোৰ।
- ২) বাজহ, প্ৰশাসন আৰু আইনৰ লগত জড়িত শব্দবোৰ।
- ৩) আধ্যাত্মিক আৰু সুকুমাৰ কলা, সংস্কৃতি, শিক্ষা, সংগীত, সাহিত্য আদিৰ লগত জড়িত শব্দবোৰ।
- ৪) বস্তু সংস্কৃতিৰ লগত জড়িত তথা বিলাসিতা, ব্যৱসায়, চাৰুকলা আৰু কাৰুকলাৰ লগত জড়িত শব্দবোৰ।
- ৫) ইছলাম ধৰ্মৰ লগত জড়িত শব্দবোৰ।

চৈয়দ আবুল মালিকেও অসমৰ পুৰণি বুৰঞ্জীবোৰত বহুত আৰবী আৰু ফার্ছী শব্দই ঠাই পোৱাৰ কথা উল্লেখ কৰিছে। তাৰোপৰি লক্ষ্মীনাথ বেজবৰুৱা, অতুল চন্দ্ৰ হাজৰিকা, হেমচন্দ্ৰ বৰুৱা, পজিৰুল্লিঙ্গম আহমেদ (নাট্যকাৰ), ব্ৰজ শৰ্মা, আনন্দ বৰুৱা আদিয়ে তেওঁলোকৰ নাটক, উপন্যাস আৰু কবিতা আদিত এনে কিছুমান শব্দ ব্যৱহাৰ কৰিছে। ‘হেমকোষ’ আৰু ‘চন্দ্ৰকান্ত অভিধান’তো এই শব্দবোৰে আৰম্ভণিৰে পৰা ঠাই পাইছে। ড° বাণীকান্ত কাকতি আৰু ড° বিৰিষিং কুমাৰ বৰুৱাই তেওঁলোকৰ ভাষাতত্ত্ব গৱেষণাত এনেকুৱা শব্দ সম্পর্কে সম্যক আলোচনা আগবঢ়াইছে। এইদৰে বিভিন্ন আৰ্থ-সামাজিক, সাংস্কৃতিক আৰু ভাষিক কাৰকৰ প্ৰভাৱত আৰবী-ফার্ছী শব্দই অসমীয়া ভাষাত স্থান পাইছে। সেইবোৰ তলৰ ভাগকেইটাত ভাগ কৰিব পাৰি।

ভাৱ প্ৰকাশক : আশীৰ্বাদ দিয়া, শুভেচ্ছা জনোৱা আদিত ব্যৱহাৰ কৰা কথাত, যেনেঁ- আল্লাহে চহী চালামতে (নিৰাপদে) ৰাখক, মকছদ (আকাঞ্চ্যা) পূৰা কৰক, উমিদ (মনৰ আশা) হাচিল (পূৰ্ণ) কৰক, দীন-দুনিয়াত (সংসাৰত) কমিয়াব (সফল) কৰক, বালা-মচিবত (বিপদ-আপদ) দূৰ কৰক, ছয়তানৰ রছৱছাৰ (প্ৰভাৱৰ) পৰা বচাওক, ইত্যাদি।

নামবাচক : অসমীয়া মুছলমান ব্যক্তিৰ নামকৰণতো আৰবী আৰু অসমীয়া শব্দ বা শব্দাংশৰ সংযোগ হৈছে- যেনে- দেহনুৰ, জয়নুৰ, দিলনুৰ, দিলবৰ, আইজান, মাইজান, গোলাপজান, সোণজান ইত্যাদি।

অসমীয়া-ফাঁচী/আৰবীৰ সংযোগ : কিছুমান অসমীয়া শব্দৰ লগত আৰবী-ফাঁচী আদি শব্দৰ সংযোগ হৈছে- কাজিয়া-পেছাল, ধন-দৌলত, আৰামী-চকী, বিচনা-পাটি, চাফ-চিকুণ, গোলাপজল।

প্রত্যয়/বিভক্তিৰ সংযোজন : কিছুমান শব্দ ইংৰাজী, আৰবী, ফাঁচী আৰু অসমীয়া প্রত্যয় বিভক্তি আদিৰ সংযোগত হৈছে- হেড মৌলবী, জেলখানা, ডাক্তৰ খানা, ইত্যাদি।

স্থানীয় বস্তুৰ নাম আৰু ফাঁচী নামৰ সংযোগ : মুছলমানসকলে সাধাৰণতে ব্যৱহাৰ কৰা কিছুমান সাজ-বাচনৰ নাম আৰু অসমত সৰ্বসাধাৰণৰ মাজতে ব্যৱহাৰ হোৱা বস্তুৰ নামৰ সংযোগ হৈছে- বদনা-চৰিয়া, ডেগ্চি-কেৰাহী, ৰূমাল-হাঁচতি, ভাত-তৰকাৰি, গৰম পানী, পাণ-মচলা, ইত্যাদি।

প্ৰবাদ প্ৰবচন :

অসমীয়া ভাষাত যে কেৱল কিছুমান আৰবী আৰু ফাঁচী শব্দ সোমাইছে এনে নহয়, ভালোখিনি অসমীয়া জতুৱা ঠাঁচ, খণ্ডবাক্য আৰু প্ৰবচনো আৰবী আৰু ফাঁচী শব্দেৰে গঢ়ি উঠিছে। এইবোৰ অসমীয়া সাংস্কৃতিক জীৱনত অতি মূল্যবান। উজনি আৰু নামনি অসমৰ প্ৰায় সমানে সকলো মানুহে এই প্ৰবাদ প্ৰবচনবোৰ ব্যৱহাৰ কৰে। বেণুধৰ ৰাজখোৱাৰ ‘খণ্ডবাক্য কোষ’, চন্দ্ৰধৰ বৰুৱাৰ ‘ৰত্নকোষ’, শ্ৰীপ্ৰফুল্ল বৰুৱাৰ ‘অসমীয়া প্ৰবচন’, আৰু শ্ৰীহীৰেণ শৰ্মাৰ ‘অসমীয়া প্ৰবচন’ আৰু ‘অসমীয়া বচনভঙ্গী’ত বহু সংখ্যক খণ্ডবাক্য আৰু প্ৰবচন আদি সন্নিৰিষ্ট কৰা হৈছে। তদুপৰি এইবোৰত পটন্তৰ আৰু যোজনায়ো ঠাই পাইছে। সৰ্বসাধাৰণৰ কথা বতৰাত এইবোৰে দাঁকে শিপাইছে। এনেবোৰ খণ্ডবাক্য/জতুৱা ঠাঁচ তলত তুলি ধৰা হ'ল :

খণ্ডবাক্য / জতুৱা ঠাঁচ

- ১) জোৰ যাৰ মূলুক তাৰ
- ২) চৰুৰে মেৰা ফলে
- ৩) হাকিম লবিলেও হুক্ম নলৰে,
- ৪) মো঳্লাৰ দৌৰ মছজিদতক,
- ৫) তিনি মো঳্লাই আছিল চাই খোদাইটো ওলাল ভুৰুকাই,
- ৬) বিচমিল্লাই কৰিবলৈ আদা এচকল নাই,
- ৭) আজান ফকীৰেও কয় দিন গলে বাতি হয়,
- ৮) জীয়াই থাকিলে ভাতে আটিব/মৰিলে গাঁতে আটিব।
- ৯) টকলো মৰীয়া, শিলকটা গৰীয়া,
- ১০) গোঁসায়ে নাসাৰে যমৰ দৃত পীৰে নাসাৰে গাঁতৰ মুখ,
- ১১) গৰীয়াৰ গৰু মৰীয়াই বায়, তাৰনো আগণ্ডুৰি কোনে চায় ।
- ১২) নশ মৰীয়াই ছশ ধান পালো।
- ১৩) হয় স্বৰ্গদেউৰ গুণ হব নহয় স্বৰ্গদেউৰ ধৰম হেন বস্তু কলৈ যাৰ।
- ১৪) হোলাৰ ভাই মোলা,
- ১৫) চেংৰা-চেংৰী বাজি, কি কৰব কাজী,
- ১৬) চোৰ কৰি হাৰাম খায়, সেই বান্দা দোজখক যায়, ইত্যাদি,

সাঁথৰ : ১) ঘৰ আছে দুৱাৰ নাই। মানুহ আছে মাত নাই (অর্থ-কৰৰ)

- ২) আল্লাহৰ বচ ভিতৰে চামৰা বাহিৰে গছ (ঘিলা)

প্ৰবাদ : ১) মৰিলে শ্বহীদ/মাৰিলে গাজী

অসমীয়া ভাষাত ব্যৱহাৰ হোৱা আৰু আব্দুৰ ছান্তাৰৰ ‘সংমিশ্রণত
অসমীয়া সংস্কৃতি’ প্ৰস্তুত সন্নিবিষ্ট হোৱা এনেকুৱা কিছুমান জতুৱা ঠাঁচ
তালিকা সিপিঠিত দিয়া হ'ল-

আইন জাৰি কৰা	খোচ-মেজাজ
আচমান জমিন তফাই	গড় আবাদ
আজব কাণ্ড	গড় হাজিৰ
আদৰ কায়দা	গা-খালাচ হোৱা
আদৰ জনোৱা	গুমৰ ফাক কৰা
আবাদ কৰা	গুলজাৰ কৰা
আবাদী মাটি	গোলা বাৰুদ
ইজ্জত হৰমত (মান সন্মান)	চহৰ ফুৰা
ইলাহী কাৰবাৰ (ব্যাপক আয়োজন)	চিজিল লগা/কৰা
কবুল কৰা (সন্মতি জনোৱা)	চোভা কৰা
কয়দ কৰা	জবান জ্বাবন্দী
কাবু কৰা	জবাবদিহি কৰা
কাহিল কৰা/হোৱা	জালিম যেন হ
কিস্তি খিলাপ হোৱা	জুলুম কৰা
কিস্তি বন্দী কৰা	জোৰ-জববদিস্তি
কিয়ামত হোৱা (পয়মাল হোৱা)	জোৰ-জুলুম
কুচ-কাৰাজ কৰা (আয়োজন কৰা)	টাল-বাহানা লগোৱা/ কৰা
কেৰামতালি কৰা (পাগৰ্তালি দেখুওৱা)	টালি বাজি কৰা
খতম কৰা	তবা তবা দেখা
খবৰা-খবৰি কৰা	তাজ্জব হোৱা
খাৰিজ কৰা	তামাছা কৰা
খানাতালাচ কৰা	তামাম দুনিয়া (সমস্ত সংসাৰ)
খাম-খেয়ালি	তালাক দিয়া (লোৱা)
খালাচ কৰা/হোৱা	তৌৰা তৌৰা কৰা
খুচিমতে	

দফে দফে	মদত কৰা।
দম লোৱা (উশাহ লোৱা)	মচ্ছুল হোৱা।
দিল দবিয়া	মজলিচ পতা।
দিলদাৰ (উদাৰ)	মতলবী (স্বার্থঘৰ্যী)
দিল বাহাৰ	মদতখানা (সাহায্য কক্ষ)
নজৰ দিয়া (চকু দিয়া)	মা-মচলা।
নজৰ পৰা (চকু পৰা)	মোতায়েন কৰা।
নজৰবন্দী হোৱা	ৰগ্ চিনা।
নজীৰ নোহোৱা (অদ্বিতীয়)	ৰুজি (উপাৰ্জন)
নৰম গৰম	লয় লক্ষৰ
নাম খাৰিজ কৰা	লাগাম ধৰা।
নামজাৰি কৰা	লেবেজান হোৱা।
নিমখহাৰাম (অকৃতজ্ঞ)	শ্বাহী খানা।
পেৰেচান হোৱা	শ্বাহী দৰবাৰ
ফটোৱা জাৰি কৰা	শ্বাহী মেজাজ
ফাই-ফার্মাচ খটা	সাক্ষীয়ে চাবুদে
ফৌজী-চিপাহী (সৈনিক)	হক ইন্চাফ্
বাঁটা বক্চিচ দিয়া	হক বিচাৰ
বদনাম দিয়া/কৰা	হক হালাল্
বদনামী হোৱা	হাৰাম খোৰ
লেবাজান হোৱা	হায়ৰান হোৱা।
বৰ্বাদ হোৱা (নষ্ট হোৱা)	হৰুম আহকাম
বাদ-বাকী	হৰুম জাৰি কৰা।
বাদছাহী খানা/মিজাজ	হলিয়া জাৰি কৰা।
বাহানা কৰা	হেস্ত্ নেস্ত্ কৰা।
বেগাৰ খটা	

ড° মোহিনী কুমাৰ শইকীয়াই তেওঁৰ গবেষণা গ্ৰন্থ (Assam Muslim Relation and Its Cultural Significance) গ্ৰন্থত বহুত আৰবী আৰু ফাৰ্সী শব্দৰ তালিকা উল্লেখ কৰিছে। সেইবোৰ তলত দিয়া ধৰণে আলোচনা কৰিব পাৰি।

আৰবী, ফাৰ্সী, উৰ্দু আদি শব্দবোৰৰ উৎস :

ক) দিল্লী বা বঙ্গৰ মুছলিম শাসকসকলে আহোম ৰজালৈ দিয়া চিঠি পত্ৰত উল্লেখিত শব্দ, যেনে : আকায়দ (আ)*, আজাৰ (আ), অৰ্জদাষ্ট (আ-ফা), আকল (আ), আগৰ (উ), আচৰাফি (ফা), অৰ্জ (ফা), আদমী (আ), আকিদত (আ), আফতাব (ফা), আফচাৰ (ফা), আৰু (উ), আমন (আ), আমিৰ (আ), আৰজ (আ), অস্ত (ফা), আলম (আ), আস্তে (ফা), আহলে (আ), ইতেকাক (ফা), ইয়াদ (ফা), ইচক (আ), ইখলাচ (আ), উকিল (আ), উজিৰ (ফা), উমৰাহ (ফা), খৰিদ (ফা), খাদিম (আ), খৰৰ (আ), গুজৰাত (ফা), জৰাব (আ), জমাদাৰ (আ-ফা), জাহান (ফা), ইত্যাদি।

খ) আহোম ৰজাসকলে দিল্লী আৰু ঢাকালৈ দিয়া চিঠি পত্ৰত উল্লেখিত শব্দৰ তালিকা : আজৰয় (ফা), আন্দাজ (ফা), আয়াম (আ), কৰীৰ (আ), কবুল (আ), গুনাহগাৰ (ফা), গোমৰাহ (ফা), চিপাহ চালাৰ (ফা), জমা (ফা), দৰিয়া (ফা), দাস্তান (ফা), ফৌজ (আ), ফৌজদাৰ (আ-ফা), বালায়াৎ (আ), হাজিৰ (আ), ইত্যাদি।

গ) আহোম, কোচ আৰু জনজাতীয় শাসক সকলৰ মাজত আদান-প্ৰদান হোৱা চিঠি পত্ৰতো কিছু সংখ্যক আৰবী শব্দৰ উল্লেখ পোৱা যায় : আৰাম (ফা), কবুল (আ), কাজি (আ), খাহিছ (ফা), গুনাহ (ফা), জাৰি (আ) জৰাব (আ), তামাম (আ), দৰখাস্ত (ফা), দিল (ফা), পৰগণা (ফা),

* আ = আৰবী, ফা = ফাৰ্সী, উ = উৰ্দু, তু = তুকী শব্দ

পাটছাহ (ফা), মুনুক (আ), বায়ত (ফা), চৰকাৰ (ফা), চৰ্দৰ (ফা), চালাহ (আ), চুলতান (আ), হামেচা (ফা), হাৰাম খোৰ(আ-ফা), হাফিজা (আ), হুকুম (আ) ইত্যাদি।

(ঘ) প্ৰশাসন, যুদ্ধবিগ্ৰহ আদিত ব্যৱহৃত শব্দ : আমন, অৰ্জন্দাস্ত, উকিল,কাৰ্জি (কাজি), খাচ, খান, খালী,গুঞ্জাইচ, গুমাৰ, চকৰ, চাগৰিদ, চামান, চৰকাৰ, চহৰ, চিপাহ-চালাৰ, চুলতানী, জায়গীৰ, জামা, জামাদাৰ, জামিন, দপ্তৰ, দেৱান, দুৰি, নবী, পৰগণা, পালা, পাটছাহ, ফৰমান, ফেদ, ফেৰী, মহল, মাফিক, মামলা, বায হদ, হৰ্দ, হুকুম আদি।

(ঙ) অসমীয়া জিকিৰ আৰু জাৰীত ব্যৱহৃত শব্দ : অজু বা বজু, অজুদ, আস্তাগফাৰ, আউলিয়া, আওৱাল, আওৰাত, আকল, আখেৰ, আচৰ, আজৰাইল, আটাচ, আদম, আমল, আমলনামা, আমপাৰা, আৰ্চ,আলম, আলিফ, আলিম, আৱাজ, আবে হায়াৎ, আচমান, ইকৰাৰ, ইথিটিলাফ, ইছা, ইঞ্জিল, ইমান, ইলিম, এলান, উন্মত, ওস্তাদ, একিন, এবাদত, কটোৱাল, কদম, কলবুদ, কলন্দৰ, কলিমা, কায়েদা, কিৰলা, কিয়ামৎ, কুতুব, কুর্চি, কুল, কুদৰৎ, কেফায়া, কিয়াম, কাচিদা, কোৰান, খাক, খাতিম, নবী, খানা, খেদমত, খোচাল, গণ্ডুম, গফুৰ, গায়িব, গুনাহ, গুনাহগাৰ, গুলস্তান, গোছল, গোৰ, গোমৰাহ, চৰুৰ, ছমচেৰ, চৰিয়ৎ, চহিফা, চতৰ, চালাম, চওৰাৰ, চোৱাল, শৰম, চাহেৰ, চিজদা, চুন্নত, চেকেন্দৰ, ভৰুৰ, জমিন, জুলফিকৰ, জহৰ, জান, কাবা, জানাজা, জামা, জাৰী, জাহিৰ, জামিন, জলছা, জিৱাইল, জুদা, জোহৰ (নামাজ), তৌৰাহ, তকবিৰ, তচবিহ, তাল, তবক, তৰিকা, তালিবুল ইলিম, তহবিমা, তহকিক, তাজি, তামাচা, তাকুত, তৌৰা, তুকী, দফন, দম, দৰখাস্ত, দৰবেশ, দৰিয়া, দৰদ, দামাদ, দিল, দুনীয়া, দুলদুল, দুৰস্ত, দোজখ, দোৱা, দোষ্ট, নজৰ, নচিব, নফৰ, নচুট, নিচান, নুৰ, নেকি, পঞ্জৰক্ত, পয়দা, পয়দাচি, পাক, পুলচেৰাং, ফজৰ, ফৰমান, ফহম, ফানা, ফালা, ফিকিৰ, ফৰকান, যাৰ ইত্যাদি।

(চ) কোৰআন শ্বৰীফত সততে পোৱা শব্দ : ‘অসমীয়া জাতীয় অভিধান’ত তলত দিয়া পৱিত্ৰ কোৰআন শ্বৰীফৰ বহু শব্দক স্থান দিয়া হৈছে। উদাহৰণস্বৰূপে এই শব্দবোৰলৈ আঙুলিয়াব পাৰি- ইছা, ইঞ্জিল, ইবাদত, জাগ্নাত, আঞ্জাহ, বচুল, দীন, হিজৰত, জিহল (জাহিলিয়ত) নবী, ঈমান, কিয়ামৎ, জাহাঙ্গাম, ছুৰা, আয়াত, আথিৰত, নবী, কিতাব, ঈমান, তাকৰা, চৰুৰ, তৰাকুল, হাফিজ, ফৰজ, মুনাফিক, ফজল, তওহীদ, রহী, মুছৰিক, দারাত, কুফৰ, ৰকু, জবহ, জিৱাইল, জালিম, কিবলা, মাৰোা, হজ্জ, ওমৰা, হাৰাম, হালাল, কবুল, অচিয়ৎ, কিছাছ, হক, বাতিল, নিয়ত, চয়তান, তালাক, এতিম, মুমিন, জিহাদ, ইদৎ, মোহৰ, কুৰছী, তাকত, কাফিৰ, খায়ৰাত, মজনুন, জিন, নজৰ, হিদায়ৎ, ফুৰকান, ফিৰাউন, মেহৰাব, তওৰাত, খাদিম, মৱিয়ম ইত্যাদি।

ওপৰৰ বিশ্লেষণৰ পৰা এইটো পৰিকল্পনাৰ হয় যে সময় পাৰ হোৱাৰ লগে লগে বিভিন্ন উৎসৰ পৰা বিভিন্ন সময়ত বিভিন্ন পৰিস্থিতিত আৰবী, ফার্ষী আৰু তুকী শব্দ অসমীয়া ভাষাত সোমাই পৰিচে। বিশেষকৈ এই প্ৰক্ৰিয়াটো অসমলৈ ব্ৰিটিচ শাসন অহাৰে পৰা বাজ্যখনৰ প্ৰশাসন, বিচাৰ, বাজহ বিভাগ শিক্ষা, সংস্কৃতি, খাদ্যাভাস, পোছাক-পৰিচ্ছদ আদি বিভিন্ন দিশত আৰু খৰতকীয়াকৈ হৈছে।

ব্যৱহাৰিক ক্ষেত্ৰৰ ভিত্তিত কিছু আৰবী, ফার্ষী, উৰ্দু শব্দ আৰু সেইবোৰৰ অসমীয়া ৰূপ তলত দিয়া ধৰণেৰে ভাগ কৰা হয়ঃ

মনকৰিবলগীয়া যে নিম্নোক্ত অসমীয়া ৰূপৰ শব্দবোৰ অসমৰ মুছলমানসকলে তেওঁলোকৰ মাজত সততে ব্যৱহাৰ কৰে-

(ক) ধৰ্মীয় শব্দ :

অসমীয়া ভাষী মুছলমানসকলে ধৰ্মীয় অনুষ্ঠানত নাইবা দৈনন্দিন জীৱনত পালন কৰা ধৰ্মীয় আচাৰ আৰু ৰীতি-নীতিত কিছুমান ধৰ্মীয় পৰিভাষা ব্যৱহাৰ কৰে। ধৰ্মৰ লগত সম্পর্ক থকা এইবোৰ শব্দৰ বেছিভাগেই আৰবী ভাষাৰ শব্দ। তলত এনে কিছু শব্দৰ তালিকা এখন দিয়া হ'ল।

মনকৰিবলগীয়া যে নিষ্ঠোক্ত অসমীয়া ৰূপৰ শব্দবোৰ অসমৰ মুছলমানসকলে
তেওঁলোকৰ মাজত সততে ব্যৱহাৰ কৰে।

<u>আৰবী,ফার্সী, তুর্কী, উর্দু শব্দ</u>	<u>অসমীয়া ৰূপ</u>
আকীকা (আ)	আকিকা
আচৰ(আ)	আচৰ
আজ্ৰাইল (আ)	আজ্ৰাইল
আজাম (আ)	আজম
আদাৰ (আ)	আদৰ
আমীন (আ)	আমীন (তথাস্ত অৰ্থত)
আঙ্গাহ (আ)	আঙ্গাৰ, আঙ্গাহ
আশুৰা (আ)	আচুৰা
ইমাম (আ)	ইমাম
ঈদগাহ (আ,ফা)	ঈদগাহ
ঈদোল ফিতৰ (আ)	ঈদুলফিতৰ
ঈমান (আ)	ইমান
ঈমানদাৰ (ফা)	ইমানদাৰ
ঈত্তাফিল/এত্তাফিল (আ)	ইত্তাফিল
ইফ্তাৰ (আ)	ইফ্তাৰ
ইশ্বা (আ)	ইচা
ওলীয়া (আ)	আউলীয়া
কবৰখানা (আ,ফা)	কবৰখানা
কব্ৰেন্টান (আ,ফা)	কবৰঙ্গন
কফন (আ)	কফন
কানুন গো (আ, ফা)	কাননঞ্চ
কাফিৰ (আ)	কাফিৰ
কাৰা (আ)	কাৰা
কাৰী (আ)	কাৰী (শুন্দকৈ কোৰান পঢ়িৰ পৰা ব্যক্তি)

আৰবী,ফার্সী, তুর্কী, উর্দু শব্দ অসমীয়া কথা

কিয়ামৎ (আ)	কিয়ামত (শেষ বিচাৰৰ দিন)
কেৰামৎ (আ)	কেৰামত
কোৰআন (আ)	কোৰান
কোৰ্বানী (ফা)	কোৰ্বানি, কুৰবানী
খলীফা (আ)	খলিফা
খাজানচী (ফা)	খাজাঞ্চি
খাদিম (আ)	খাদিম
খৈবার (আ)	খয়ৰাত
খোতবা (আ)	খুতবা
খোদা (ফা)	খোদা, খুদা
গুৰ (ফা)	গোৰ (সমাধি)
গুৰেন্টান (ফা)	গোৰস্তান (কৰৰস্তান)
গুনহগাৰ (ফা)	গুনহগাৰ
জকার্ত (আ)	জাকাত
জনাব (ফা)	জোনাব
জন্মার্ত (আ)	জান্মাত
জৰীৰকাৰ (ফা)	জৰীপকাৰী
জলসে (ফা)	জলচা
জহন্মাম (আ)	জহন্মাম (এখন নৰক)
জাগীৰ (ফা)	জায়গীৰ
জানাজা (আ)	জানাজা
জিহাদ (আ)	জিহাদ, জেহাদ
জিহাদী (আ)	জিহাদী, জেহাদী
জিয়াৰত (আ)	জিয়াৰত
তলাক (আ)	তালাক
তসবীহ (আ)	তছবিহ

আৰবী,ফার্সী, তুকী , উন্দু শব্দঅসমীয়া কাপ

তহজ্জুদ (আ)	তহজ্জুদ (মাজিনিশাৰ নামাজ)
তাজিয়া (আ)	তাজিয়া
তাবিজ (আ)	তাবিজ
তুবা (আ)	তৌবা, তৌবাহ
দৰগাহ (ফা)	দৰগাহ
দৰবৰীশ (ফা)	দৰবেছ, দৰবেশ
দৰ্কন্দ (ফা)	দৰ্কন্দ
দীন (আ)	দীন (ধৰ্ম)
দোজখ (ফা)	দোজখ
দোৱা (আ)	দোৱা
নবী (আ)	নবী
নমাজ (ফা)	নামাজ
নিকাহ (আ)	নিকাহ
নীকি (ফা)	নৈকি (পুণ্য)
পয়গন্ধৰ (আ,ফা)	পয়গন্ধৰ
পীৰ (ফা)	পীৰ
ফকীৰ (আ)	ফকীৰ
ফজৰ (আ)	ফজৰ, ফজিৰ (ৰাতিপুৱা)
ফতোৱা (আ)	ফতোৱা (ধৰ্মাদেশ)
ফাতিহা (আ)	ফাতিহা, ফাতেহা
ফাতিহা-এ-দোৱাজ দহম (ফা)	ফাতেহা দোৱাজ দহম
ফিত্রা (আ)	ফিত্রা
ফর্জ (আ)	ফৰজ
ফৰিশতা (ফা)	ফিৰিস্তা
বকৰ টৈদ (উ)	বকবিদ
বৰকৎ (আ)	বৰকৎ

<u>আৰবী,ফার্সী, তুকী, উন্দু শব্দ</u>	<u>অসমীয়া ক্ষপ</u>
মকতব (আ)	মন্ত্ৰ
মকবৰে (আ)	মকবৰা
মগৰিব (আ)	মগৰিব
মজলেস (আ)	মজলিছ
মজাৰ (আ)	মাজাৰ
মৰছেয়্যে (আ)	মোৰছিয়া, মৰছিয়া
মৰহুম (আ)	মৰহুম (স্বৰ্গীয়)
মসজিদ (আ)	মছজিদ, মছিদ
মহফিল (আ)	মেহফিল
মহৰ (আ)	মোহৰনা
মীলাদ (আ)	মিলাদ
মুৰীদ (আ)	মুৰিদ
মোজাহিদীন (আ)	মুজাহিদীন
মোনাজাত (আ)	মোনাজাত
মোৰাবক (আ)	মোৰাবক (পৰিত্র)
মো঳্লা (আ)	মো঳্লা
মোৱাজেজন (আ)	মোৱাজিন, মুৱাজিজন
মোসলমান (আ)	মুছলমান
মোহৰ্বম (আ)	মহৰম
মৌলৱী (আ)	মৌলৱী
মৌলানা (আ)	মৌলানা
ৰমজান (আ)	ৰমজান
ৰজে (ফা)	ৰোজা
ৰহ (আ)	ৰহ (আঞ্চা)
শবে কদৰ (ফা, আ)	ছবে কদৰ
শবে বৰাত (ফা, আ)	ছবে বৰাত
শৰীয়ত (আ)	চৰিয়ত

আৰবী,ফার্সী, তুকী , উর্দু শব্দ

শীৰনি (ফা)
শীৱা (আ)
সদকা (আ)
সলাম (আ)
সুহূৰ (চুহূৰ) (আ)
সুন্নত (আ)
সুন্নী (আ)
সুফী (আ)
হজৰত (আ)
হজ্জ (আ)
হদীস (আ)
হৰাম (আ)
হলাল (আ)
হাজী (আ)
হাফিজ (আ)
হায়ে-কাজীয়া (আ)
হিজৰী (আ)
হুৰ (আ)
ৱলী (আ)
ৰাজিৰ (আ)
ৱিতৰ (আ)

অসমীয়া কপ

চিৰনি (প্ৰসাদ)
চিয়া, ছিয়া
ছদকা
ছলাম
চেহেৰী (ৰোজা ৰাখিবৰ বাবে
শেহ ৰাতি খোৱা আহাৰ)
চুন্নত
চুন্নী
চুফী
হজৰত
হজ
হদীছ
হাৰাম
হালাল
হাজী
হাফিজ
হাই-কাজিয়া
হিজৰী
হুৰ (অঙ্গৰা)
ৱলি
ওৱাজেৰ (ধৰ্মতে কৰণীয়)
বিতৰ (ৰাতিৰ
বাধ্যতামূলক নামাজ)

(খ) প্ৰশাসনিক শব্দঃ

প্ৰশাসনত ব্যৱহাৰ হোৱা কিছুমান আৰবী, ফার্ষী, তুকী আৰু উদ্দূ
শব্দ অসমীয়া ভাষাত সামান্য ৰূপান্তৰিত হৈ এনে ভাৱে প্ৰচলিত হোৱা
দেখা যায়ঃ

<u>আৰবী,ফার্ষী, তুকী, উদ্দূ শব্দ</u>	<u>অসমীয়া ৰূপ</u>
অমল (আ)	আমোল
অমীৰ (আ)	আমীৰ
অৰ্জ (আ)	আৰজ, আৰ্জি
আদম শোমাৰী (আ, ফা)	আদম ছুমাৰি (লোক পিয়ল)
আবাদ (ফা)	আবাদ
আবাদী (ফা)	আবাদী
আৰকাৰী (ফা)	আবকাৰী
এক্ৰাৰ নামে (ফা)	একৰাৰ নামা
এজমালী (আ)	আজমালি
ইজাৰা (আ)	ইজাৰা
ইজৰাদাৰ (আ)	ইজৰাদাৰ
এলাকা (উ)	এলেকা, এলাকা
এসতফা (আ)	ইস্তফা
ওক্ফ (আ)	ৱাকাফ
ওজৰ (ফা)	ওজৰ
কজীয়া (আ)	কাজিয়া
কবুল (আ)	কবুল
কবুলীয়নামে (ফা)	কবুলনামা
কাজী (আ)	কাজী
কানুন (আ)	কানুন

আৱৰী, ফাৰ্ছী, তুকী, উদ্ধৃ শব্দ

অসমীয়া ৰূপ

কিস্ত (আ)	কিস্তি
কৈদ (আ)	কয়েদ
কৈদখানে (আ, ফা)	কয়েদখানা
কৈদী	কয়দী
খাজানচী (ফা)	খাজাঞ্চি
খাৰিজ (আ)	খাৰিজ
খুন (ফা)	খুন
খুনী (ফা)	খুনী
খাজানা (আ)	খাজানা
থিতাৰ (আ)	থিতাপ
গিৰফ্তাৰ (ফা)	গ্ৰেপ্তাৰ
গৈৰ হাজিৰ (আ)	গৰহাজিৰ
গোমাশতে (ফা)	গোমোঙ্গা
চপৰসী (ফা)	চাপৰাচী
জৰৰদস্তী (ফা)	জৰৰদস্তি
জমা (ফা)	জমা
জমীনদাৰ (ফা)	জমিদাৰ
জৰীপ (ফা)	জৰীপ
জৰীৱকাৰ (ফা)	জৰীপকাৰী
জল্লাহ (আ)	জল্লাদ (কছাই)
জৱদ (আ)	জব্দ
জহানপনাহ (ফা)	জাহাপনা
জাগীৰ (ফা)	জায়গীৰ
জাগীৰদাৰ (ফা)	জায়গীৰদাৰ
জানৰৰ (ফা)	জানোৱাৰ

আৰবী,ফাৰ্সী, তুকী, উন্দু শব্দ

অসমীয়া কপ

জাৰি (ফা)	জাৰি/বাৰি
জাহেৰ (ফা)	জাহিৰ
জিজ্যা (ফা)	জিজ্যা
জিন্মি (আ)	জিন্মা
জিম্মেদাৰ (আ, ফা)	জিন্মাদাৰ
জিল্লা (ফা)	জিলা
জীন (ফা)	জিন
জুৰজোলাম (ফা)	জোৰজুলুম
জিনস (আ)	জিনিছ
তলব (আ)	তলব, তলপ
তদবীৰ (আ)	তদবিৰ
তফসীল (আ)	তপচিল
ত'ল্লোকদাৰ (ফা)	তালুকদাৰ
তহবীল (আ)	তহবিল
তহসীল (আ)	তহচিল, তসিল
তহসীলদাৰ (আ, ফা)	তহচিলদাৰ
তাকাজা (ফা)	তাগাদা, তাগিদা
তাকীদ (আ)	তাগিদ
দখল (আ)	দখল
দফতাৰ (ফা)	দপ্তৰ, দফতৰ
দৰখাস্তা (ফা)	দৰখাস্ত
দৰবান (ফা)	দাৰোৱান
দৰবাৰ (ফা)	দৰবাৰ
দৰবাৰী (ফা)	দৰবাৰী
দৰমাহ (ফা)	দৰমহা, দৰ্মহা

আৰবী,ফাৰ্সি, তুকী, উন্দু শব্দ

দস্তাবীজ (ফা)

দাখিল (আ)

দাগী (উ)

দাৰংগে (ফা)

দীৱান (ফা)

নজৰবন্দী (ফা)

নাজিৰ (আ)

নাজাৰত (উ)

নিজামে (আ)

পৰগনে (ফা)

পৰৱানে (ফা)

পাদশ্বাহ (ফা)

পীশৰা (ফা)

পীশকাৰ (ফা)

পেয়াদে (ফা)

ফৰয়াদ (ফা)

ফৰ্মানদাৰ (ফা)

ফৌজ (ফা)

বৰখাস্ত (ফা)

বন্দোৱস্ত (ফা)

বাকী (আ)

বাকীদাৰ (ফা)

বাতিল (আ)

বাহাল (ফা)

বীদখল (ফা)

মনজুৰ (আ)

অসমীয়া ৰূপ

দস্তাবেজ

দাখিল

দাগী

দাৰোগা

দেৱান, দেৱানী, দাৱন

নজৰবন্দী

নাজিৰ

নজৰত

নিজাম

পৰগনা

পৰৱানা

বাদচাহ

পেছোৱা

পেছকাৰ, পেক্ষাৰ

পিয়াদা

ফৰিয়াদ

ফৰ্মানদাৰ

ফৌজ

বৰখাস্ত

বন্দোৱস্ত

বাকী

বাকীদাৰ

বাতিল

বাহাল

বেদখল

মঙ্গুৰ

আৰবী,ফাৰ্সী, তুকী, উন্দু শব্দ

মছটলা (আ)
 মহকুমা (আ)
 মহসূল (আ)
 মাল (ফা)
 মালখানে (ফা)
 মালিক (আ)
 মালিকানে (ফা)
 মীৰাদ (আ)
 মুজেদাৰ (ফা)
 মওজা (আ)
 মোতায়্যন (আ)
 মোতাবিক (আ)
 মোৰবী (আ)
 মোলতবী (আ)
 মোহাফেজতখানে (আ, ফা)
 ৰফতানী (ফা)
 ৰসীদ (ফা)
 লাখেৰাজ (আ, ফা)
 ৰকালঞ্চনামে (ফা)
 ৰজিৰ (আ)
 ৰন্দী (ফা)
 ৰাচুল (আ)
 ৰাবিস (আ)
 শহৰ (ফা)
 শ্বাহ (ফা)
 শাহজ্যাদে (ফা)
 শ্বাহজ্যাদী (ফা)

অসমীয়া কথা

মছলা
 মহকুমা
 মাচুল
 মাল
 মালখানা
 মালিক
 মালিকানা
 ম্যাদ
 মৌজেদাৰ, মৌজাদাৰ
 মৌজা
 মোতায়েন
 মোতাবেক
 মুৰবী
 মুলতুবী
 মহাফেজখানা
 ৰপ্তানী
 ৰচিদ
 লাখেৰাজ
 ওকালতনামা
 উজিৰ
 ৰন্দী
 ৰাচুল
 ওৰাবিছ
 চহৰ
 চাহ
 চাহজাদা (ৰাজকুমাৰ)
 চাহজাদী (ৰাজকুমাৰী)

আৰবী,ফাৰ্সী, তুকী, উদ্দৃ শব্দ

সনদ (আ)
সৱকাৰ (ফা)
সৰ্দাৰ (ফা)
সিফাৰিশ (ফা)
সুৱেদাৰ (ফা)
সেপাহী (ফা)
সোলতান (আ)
হজাৰ (ফা)
হেসাৰ (ফা)
হোকম্দাৰী (ফা)
হোজুৰ (আ)

(গ) সংগীত আৰু বাদ্য যন্ত্ৰ বিষয়ক শব্দ :

একতাৰ (ফা)
ওস্তাদ (ফা)
কাৰালী (আ, ফা)
খয়াল (আ)
গজল (আ)
জিকিৰ (আ)
তবল (আ)
তবলসী (ফা)
তৰানা (ফা)
দুতাৰ (ফা)
নৰকাৰা (আ)
নওৱৎ (ফা)
ৰৰাৰ (আ)
ৰৰাইয়াৎ (আ)
শহনাই (ফা)
সৰূপ (ফা)

অসমীয়া ক্রপ

চনদ
চৰকাৰ
চৰ্দাৰ
চুপাৰিছ
চুবাদাৰ
চিপাহী
চুলতান
হাজাৰ
হিচাপ
হুকুমদাৰী
হজুৰ

একতাৰা
ওস্তাদ
কাৰালী, কাওৱালী
খেয়াল
গজল
জিকিৰ
তবলা
তবলচি
তৰানা
দুতাৰা
নেগেৰা/নাগাৰা
নওৱৎ
ৰৰাৰ
ৰৰায়াত
চানাই
সৰোদ

ইয়াৰ উপৰিও আবুছ ছান্তাৰে আৰু কিছুমান বাদ্য যন্ত্ৰ আৰু
সংগীত বিষয়ক শব্দৰ কথা তেওঁৰ পুঁথিত উল্লেখ কৰিছে, যিবোৰ
মুছলমানসকলৰ জৰিয়তে অসমীয়া ভাষাত সোমাই পৰিষে। সেইবোৰৰ
ভিতৰত সাধাৰণতে ব্যৱহাৰ হোৱা শব্দবোৰ হৈছে- ঈমন, কানাড়া, টকা,
চোল, দফলী, দৰবাৰী, ফৰমাছ, ফিৰদোস্ত, ভূপালী, ইত্যাদি।

(ঘ) খাদ্য বিষয়ক শব্দঃ

মুছলমান বাজশক্তি, বিশেষকৈ মোগলৰ আগমনৰ লগে লগে
অসমীয়া ভাষাত খাদ্য বিষয়ক নতুন কিছুমান শব্দ সোমাই পৰিল়।

যেনে- আকনি পোলাও, ছাহজাহানী পোলাও, জাহাংগিৰী
কাবাৰ, বেদানা, আনাৰ, চুৰহা, কফুৰ, চামুচ, নকুল দানা, মিচিৰি, বাদাম,
তোকমা, আচাৰ, নহৰ, আলু ইত্যাদি। তলত এনেবোৰ শব্দৰ এখন তালিকা
দিয়া হ'ল-

আৱৰী, ফাঁটী, তুকী, উদ্ধৰ শব্দ

অসমীয়া ৰূপ

আঙুৰ (ফা)	আঙুৰ
কবাৰ (ফা)	কাবাৰ
কলীয়ঘো (আ)	কালিয়া
কবাৰ চীনী (ফা)	কাবাৰ চেনি
খৰবুজে (ফা)	খৰ্মুজা
খুৰাক (ফা)	খোৰাক
খুৰাকী (ফা)	খোৰাকি
গুশত (ফা)	গোস্ত, গোছ (মাংস)
চৰ্বী (ফা)	চৰ্বী
চাৰি (ফা)	চাহ
তনুৰ (ফা)	তন্দুৰ
তৰবুজে (ফা)	তৰমুজ
দানে (ফা)	দানা
দানেদাৰ (ফা)	দানাদাৰ

আৱৰী,ফাৰ্ছী, তুকী, উদ্ধৃ শব্দ

নমক (ফা)
 নমকীন (ফা)
 নাশ্তা (ফা)
 নাশপাতী (ফা)
 পানীৰ (ফা)
 পূদীনে (ফা)
 পেষ্টা (ফা)
 পেয়াজ (ফা)
 বদহজম (ফা, আ)
 বৰ্ফ (ফা)
 বৰফী (ফা)
 বাদাম (ফা)
 বেৰয়ানী (ফা)
 মজে (ফা)
 মেইদেহ (ফা)
 মোৰবু (আ)
 ৰসদ (ফা)
 লীম (ফা)
 শৰবৎ (আ)
 শৰাব (ফা)
 শলগম (ফা)
 খোৰবা (আ)
 হালৱা (আ)
 হোকা (ফা)

অসমীয়া ক্রপ

নিমখ
 নিম্কি
 নাস্তা
 নাচ্পতি
 পনিৰ
 পদিলা/পদুনা
 পেষ্টা
 পিয়াজ
 বদহজম
 বৰফ
 বৰফি
 বাদাম
 বিৰিয়ানী
 মজা
 ময়দা
 মোৰবা (এবিধ সুস্বাদু খাদ্য)
 ৰচন
 নেমু
 চৰ্বত
 চেৰাব
 চালগোম
 চুৰুহা
 হালুৱা
 হোকা

(ঙ) শিক্ষাৰ লগত সম্পর্কিত শব্দ :

ভাৰতবৰ্ষ তথা অসমত মাদ্রাজা, মোক্তাব আদিৰ যোগেদি আৰম্ভ হোৱা আৱৰী আৰু ফাৰ্ছী শিক্ষা প্রতিষ্ঠানত ব্যৱহৃত শিক্ষা বিষয়ক শব্দবোৰে

কালক্রমত ভাৰতীয় আৰ্য্য ভাষাতো স্থান লাভ কৰিছিল। অসমীয়া ভাষাতো এনে বহুতো শব্দৰ উপস্থিতি লক্ষ্য কৰা যায়। ইয়াৰ মাজত এনে বহুতো শব্দ আছে যিবোৰৰ বিকল্প বিৰলঃ

আৰবী,ফাৰ্সী, তুকী, উর্দু শব্দ

অসমীয়া ৰূপ

কলম্ (আ)	কলম
কাগজ (ফা)	কাগজ
কিতাপ (আ)	কিতাপ
ইমতিহান (আ)	ইমতাহান (পৰীক্ষা)
এশতেহাৰ (ফা)	ইস্তাহাৰ
ওস্তাদ (আ)	ওস্তাদ
খবৰ (আ)	খবৰ
জিল্দ (আ)	জিল, জিলি (কিতাপ বহীৰ ঢাকনি)
তৰজ্মা (আ)	তজ্মা
তালীম (আ)	তালিম (শিক্ষা)
দৰাং (উ)	দোৱাত
নকল (আ)	নকল
মকতব (আ)	মোক্তাব
মাদ্রাচা (আ)	মাদ্রাছা
মোহৰ (ফা)	মোহৰ
সেয়াহী (ফা)	চিয়াহী
হৰ্ফ (আ)	হৰফ (বৰ্ণ)

(চ) আদালত, বিচাৰ ইত্যাদিৰ লগত সম্পর্কিত শব্দঃ

আমানৎ (আ)	আমানত
অজী (আ)	আৰ্জি
আদালত (আ)	আদালত
আসামী (ফা)	আচামী

আৰবী,ফাৰ্সি, তুকী, উন্দু শব্দ

আয়ীন (ফা)
 একত্ৰফা (ফা)
 ইজলাস (আ)
 ইজহাৰ (আ)
 কৈফীয়ত (আ)
 খলাস (আ)
 খানেতলাস (ফা)
 জমানৎ (আ)
 জমানদাৰ (আ, ফা)
 জমিন (ফা)
 জৰীৰ (ফা)
 জৱানবন্দী (ফা)
 জামিননামে (আ, ফা)
 জামিন (আ)
 জাৰী (আ)
 জৰহ (আ)
 জোৰমানে (ফা)
 দলীল (ফা)
 দস্ত আৱাজী (ফা)
 দস্তৰ (ফা)
 দাৰা (আ)
 দোশমান (ফা)
 নকলনেৱীস (আ, ফা)
 নাকিচ (আ)
 নালিশ (ফা)
 নীলাম (ফা)

অসমীয়া ক্ষপ

আইন
 একত্ৰফা
 এজলাছ
 এজহাৰ
 কৈফিয়ত
 খালাচ
 খানা তালাচ
 জামানত
 জামাদাৰ
 জমি, জমিন
 জৰীপ
 জৱানবন্দী
 জামিন নামা
 জামিন
 জাৰি
 জেৰা
 জৰিমনা
 দলিল
 দস্তাবেজ
 দস্তৰ
 দাৰী
 দুচ্ছমন
 নকলনবিচ
 নাকচ
 নালিচ
 নিলাম

আৰবী,ফার্সী, তুর্কী, উদ্দৰ্শ শব্দ

পৰৱানে (ফা)

ফসাদ (ফা)

ফৰয়াদী (ফা)

ফেৰাৰ (আ)

ফেহৰন্ত (ফা)

ফৈসলে (আ)

ফৌজদাৰ (ফা)

ফৌজদাৰী (ফা)

বৰখাস্ত (ফা)

বাজেয়াপ্ত (ফা)

মোআফ (ফা)

মোআমলে (আ)

মোকাবেলা (আ)

মোখ্তাৰ নামে (আ, ফা)

মোনসী (আ)

মোন্সেফ (আ)

মোৱাক্সিল (আ)

মোসাৱেদো (আ)

মোহৰৰেৰ (ফা)

ৰাএ (আ)

ৰদ (আ)

ৰেহাঁ (ফা)

ৰোজু (আ)

ৰকীল (আ)

সাজা (ফা)

হ্লফ (আ)

অসমীয়া ক্রপ

পৰোৱানা

ফসাদ (হাই-কাজিয়া)

ফৰিয়াদি

ফেৰাৰ

ফিৰিষ্টি

ফয়চলা (সিদ্ধান্ত)

ফৌজদাৰ

ফৌজদাৰী

বৰখাস্ত

বাজেয়াপ্ত

মাফ

মামলা

মোকাবিলা, মকাবিলা

মোক্তাৰ নামা

মুস্তী

মুলিফ, মুনছিপ

মক্সেল

মছাবিদা

মহৰী

ৰায়

ৰদ

ৰেহাই

ৰুজু (মোকদ্দমা দিয়া অৰ্থত)

উকিল

ছাজা (শাস্তি)

হ্লফ

আৰোৰী,ফাঁচী, তুকী, উদুৰ শব্দ

হলফনামে (আ, ফা)

হাজৎ (আ)

হাজিৰ (আ)

হোকম (আ)

হোকম তামীল (আ)

(ছ) পোছাক পৰিচ্ছদ সম্পর্কীয় শব্দঃ

আচ্বন (উ)

আসতীন (ফা)

ইজাৰ (আ)

কমৰবন্ধ (ফা)

কমীস (আ)

কোৰ্তা (ফা)

চাদোৰ (ফা)

জৰী (ফা)

জাজীম (ফা)

জামে (ফা)

তুশক (ফা)

দজী (ফা)

দস্তানা (উ, ফা)

পদ্দে নোশীন (ফা)

পশম (ফা)

পায়েজামে (ফা)

পীৰাহন (ফা)

পুসাক (ফা)

বনয়ান (উ)

ৱাফত (আ)

অসমীয়া ৰূপ

হলফনামা

হাজত (ইচ্ছা)

হাজিৰ

হুকুম

হুকুম তামিল

আচকন

আস্তিন

ইজাৰ

কমৰবন্ধ

কামিজ

কুৰ্তা

চাদৰ

জৰী

জাজিম

জামা (চোলা)

তোছক

দজী

দস্তানা

পদ্দানছিন

পছম

পাইজামা

পিবান

পোছাক

বনিয়ন

ওফাত (মৃত্যু)

আৰবী,ফার্সী, তুকী, উর্দু শব্দ

বোৰকা (আ)	বোৰ্খা
ৰীসম (ফা)	ৰেচম
ৰুমাল (ফা)	ৰুমাল
ৰেজাই (উ)	ৰেজাই
লেহাফ (আ)	লেপ (শীত নিবারক আৱৰণ)
শলোৱাৰ (ফা)	ছলোৱাৰ
শাল (ফা)	শ্বাল

(জ) গালিশপনি, তিবক্ষাৰ আদিত ব্যৱহৃত শব্দঃ

সাধাৰণতে গালিশপনি, তিবক্ষাৰ ইত্যাদিৰ ক্ষেত্ৰত অসমীয়া শব্দতকৈ আৰবী, ফার্সী, উর্দু আদি অনা-অসমীয়া শব্দ অধিক ব্যৱহাৰ হোৱা দেখা যায়। তলত কিছুমান তেনে শব্দ দিয়া হ'ল-

আৰবী,ফার্সী, তুকী, উর্দু শব্দ

	<u>অসমীয়া ৰূপ</u>
আহমক (আ)	আহমক (মুখ), অমখ
কচৰী (আ)	কছৰী (অসতী)
কমবখৎ (ফা)	কমবখত
কমীনে (ফা)	কমিনা (মুখ)
খবীশ (আ)	খবিছ (এবিধ পিশাচ)
গজব (আ)	গজব (শাওপাত)
গোনাহগাৰ (ফা)	গুনাহগাৰ (পাপী)
গোমৰাহ (ফা)	গোমৰাহ (পথভৰ্ত্ত)
গোলাম (আ)	গোলাম
চাৰাবী (ফা)	চেৰাবী
চোস্তি (ফা)	চুস্তি (ধোদ)
জহন্মাম (আ)	জহন্মাম (নৰক)
জন্মদ (আ)	জন্মদ (লেতেৰা)

আৰবী,ফার্সী, তুকী, উর্দু শব্দ

জানৱৰ (ফা)
জালিম (আ)
জোলামবাজ (আ, ফা)
দগাবাজ (ফা)
দেশমন (ফা)
নমকহারাম (ফা)
নসাখুৰ (ফা)
ফকৰ (ফা)
ফসাদী (ফা)
বখীল (ফা)
বদ্ (ফা)
বদজাদ (ফা)
বদনাম (ফা)
বদমআশ (ফা)
বী-অকল (ফা,আ)
বী-আদব (ফা,আ)
বী-ইঞ্জৎ (ফা,আ)
বী-ইঞ্জতী (ফা,আ)
বী-ইমান (ফা,আ)
বী-ইমানী (ফা,আ)
বী-কাৰ (ফা)
বী-কুফ (ফা,আ)
বীচৰম (ফা)
বীচাৰে (ফা)
বীনাম (ফা)
বীপৰো (ফা)

অসমীয়া ক্রপ
জানোৱাৰ
জালিম (অত্যাচাৰী)
জুলুমবাজ
দগাৰাজ
দুচমন
নিমখহারাম
নিচাখুৰ
ফকৰ
ফেছাদি
বথিল (ক্ৰপণ)
বদ্
বদজাত, বইজ্জাত
বদনাম
বদমাছ, বদমাইছ
বে আকল (অজ্ঞানী)
বেআদব
বে-ইঞ্জত
বে-ইঞ্জতী
বেইমান
বেইমানী
বেকাৰ
বেকুপ, বেকুফ
বেচৰম (নিলাজ)
বেচেৰা, বেচাৰা (নিঃসহায়)
বেনাম, বেনামী
বেপৰোৱা

আৰবী,ফার্সী, তুর্কী, উন্দু শব্দ

বীহয়া (ফা,আ)

বী শৰ্ম্ম (ফা)

লাহনত (আ)

মৎলবী (উ)

শুৰূ (ফা)

শৈতান (আ)

শৈতানী (ফা)

হৰামজাদে (আ,ফা)

হৰামখুৰ (আ,ফা)

(বা) দৈনন্দিন জীৱনত ব্যৱহৃত শব্দবোৰ :

ওপৰৰ বিভিন্ন শিতানত উল্লেখিত শব্দবোৰৰ বাহিৰেও তলত দিয়াৰ দৰে আৰু বহুতো আৰবী, ফার্সী, উন্দু ইত্যাদি শব্দ অসমীয়া ভাষাত দৈনন্দিন জীৱনত ব্যৱহৃত হৈ আহিছে। মন কৰিবলগীয়া যে নিম্নোক্ত অসমীয়া ক্ষপৰ শব্দবোৰ অসমৰ মুছলমান সকলে তেওঁলোকৰ মাজত সততে ব্যৱহাৰ কৰে।

আৰবী,ফার্সী, তুর্কী, উন্দু শব্দ

অওৰৎ (উ)

অক্ল (আ)

অজব (আ)

অজীৱ (আ)

অদৰ (আ)

অদা (আ)

অন্দৰ (ফা)

অন্দাজ (ফা)

অফসুস (ফা)

অফ্যুন (ফা)

অসমীয়া ক্ষপ

বেহায়া (নিলাজ)

বেচৰম

লাহনত (শাওপাত)

মতলবী

চুৰূ

চয়তান

চয়তানী

হাৰামজাদা

হাৰামখুৰ

অসমীয়া ক্ষপ

আওৰত

আকল (জ্ঞান)

আজব

আজিব

আদৰ, আদৰ-কায়দা

আদায়

অন্দৰ

আন্দাজ

আফচোচ, আপচোচ

আফিং (কাণি)

<u>আৰবী,ফার্সি, তুকী, উদৰ্দু শব্দ</u>	<u>অসমীয়া ৰূপ</u>
আমানৎ (আ)	আমানত
আমীন (আ)	আমিন
অস্ল (আ)	আচল
অসবাৱ (আ)	আচবাৱ
অসীলে (আ)	অচিলা
অহ্মক (আ)	আহাম্বক
আঁনে (ফা)	আয়না
আখিৰ (আ)	আখিৰ
আচামী (উ)	আচামী
আজাদ (ফা)	আজাদ
আজাদী (ফা)	আজাদী
আতশবাজী (ফা)	আতচবাজি
আতৰ (আ)	আতৰ
আদত (আ)	আদত
আদম (আ)	আদম (প্ৰথম মানৱ)
আন্দাজ (ফা)	আন্দাজ
আবাদ (ফা)	আবাদ
আব্বা (আ)	আব্বা
আন্মা (আ)	আন্মা
আবেন্দে (ফা)	আৰিন্দা
আৰাম (ফা)	আৰাম
আৱকাৰী (ফা)	আবকাৰী
আৱাজ (ফা)	আৱাজ
আৱ-ৰ-হাৰা (ফা)	আবহাৰা
আসেমান (ফা)	আচমান
আস্তানে (ফা)	আস্তানা

<u>আৰবী,ফার্সী, তুকী, উন্দু শব্দ</u>	<u>অসমীয়া ৰূপ</u>
আহেস্ত/আহিস্তা (ফা)	আস্তে
উন্মীদ (আ)	উমেদ
উল্টা (উ)	উল্টা
ইজ্মালী (আ)	আজমালি
ইজ্জৎ (আ)	ইজ্জত
ইন্তাম (আ)	ইনাম
ইন্সান (আ)	ইনছান
এশ্তেহাৰ (আ)	ইস্তাহাৰ
ওজন (আ)	ওজন
ওজৰ্দাৰ (আ, ফা)	ওজৰ্দাৰ
ওৰ্ফ (আ)	ওৰফে
কদম (আ)	কদম
কদৰ (আ)	কদৰ (সমান)
কবুল (আ)	কবুল
কবুলনামে (আ, ফা)	কাবিলনামা
কবুতৰ (ফা)	কবুতৰ
কঙা (উ)	কঙা
কম (ফা)	কম
কমজোৰ (ফা)	কমজোৰ
কমৰ (ফা)	কমৰ
কমান (ফা)	কামান
কৰ্জ (আ)	কৰ্জ, কৰ্জা
কল্ফ (আ)	কলপ
কসম (আ)	কছম
কস্মাব (আ)	কছাই
কস্মাবখানে (আ, ফা)	কছাইখানা

<u>আৰবী,ফার্সী, তুকী, উদ্দূ শব্দ</u>	<u>অসমীয়া কথা</u>
কসুৰ (আ)	কছুৰ
কাএদা (আ)	কায়দা
কাবু (তু)	কাবু
কাৰখানে (ফা)	কাৰখানা
কাৰ-ৰ-বাৰ (ফা)	কাৰবাৰ
কাৰীগৰ (ফা)	কাৰিকৰ
কালীচে (তু)	গলিচা
কাহিল (আ)	কাহিল
কিলএ (আ)	কিল্লা
কিস্সে (ফা)	কিছা, কেছা (গল্ল)
কুচ আৱাজ (ফা)	কুচকাৰাজ
কুতোৱাল (ফা)	কটোৱাল
কেইচী (তু)	কেচি
কিসম (আ)	কিছিম (বিধ)
কৈফীয়ৎ (আ)	কৈফিয়ত
কোৰনেশ (তু)	কুৰ্নিষ্ৰ
কোশ্তী (ফা)	কুস্তি
খণ্ম (আ)	খতম
খবৰ (আ)	খবৰ
খবৰদাৰ (ফা)	খবৰদাৰ
খৰ্জ (আ)	খৰচ
খৰীদ	(ফা) খৰিদ
খলাস (আ)	খালাচ
খলাসী (আ)	খালাছী
খসলৎ (আ)	খছলত (স্বভাৱ)
খস্সী (আ)	খাছী, খাহি

<u>আৰবী,ফার্সী, তুর্কী, উদ্দূ শব্দ</u>	<u>অসমীয়া কথা</u>
খাকী (ফা)	খাকী
খাতেৰ (আ)	খাতিৰ
খান্দান (আ)	খান্দান (গোত্র)
খানসামা (ফা)	খানচামা
খাম-ৰ-খেয়াল (ফ)	খামখিয়াল
খাৰীফ (আ)	খাৰিফ
খালী (ফা)	খালী
খাস (আ)	খাচ
খাস্মহল (আ,ফা)	খাচমহল
খাহ্মখাহ (ফা)	খামাখা
খুদ (ফা)	খোদ
খুন (ফা)	খুন
খুবসূৰৎ (ফা)	খুবচুৰত (সুন্দৰ)
খুৰাকী (ফা)	খোৰাকি
খুশ্ (ফা)	খুচ
খুশখবৰ (ফা)	খুচখবৰ
খুশামদ (ফা)	খোচামুদি
খুশী (ফা)	খুচি
খেতাব (আ)	খিতাপ
খেদমৎ (ফা)	খেজমত (আলংপৈচান)
খেসাৰৎ (আ)	খেছাৰত
খোদ (ফা)	খুচুৱা
খোলাসা (আ)	খোলোচা
গইইবহ (আ)	গইবহ (ইত্যাদি)
গজ্ (ফা)	গজ
গঞ্জ (ফা)	গঞ্জ

<u>আৰবী,ফার্সী, তুকী, উর্দু শব্দ</u>	<u>অসমীয়া কথা</u>
গফলত (আ)	গাফিলতি (এলাহ)
গৰ্জ (আ)	গৰজ
গৰ্ম (ফা)	গৰম
গৰ্ম মেজাজ (ফা)	গৰম মিজাজ
গৰীব (আ)	গৰীব (দবিদ্ৰ)
গল্লেমাল (ফা)	গোলমাল
গঁৰাৰ (উ)	গোৱাৰ
গাফিল (আ)	গাফিল
গাফিলি (ফা)	গাফিলতি
গুলে-অন্দাজ (ফা)	গোলান্দাজ
গোলাফ (আ)	গিলিপ
গোজৰান (ফা)	গোজৰন
গোন্বদ (ফা)	গন্মুজ
গোলজাৰ (ফা)	গোলজাৰ
গোলদস্তে (ফা)	গুলদস্তা
গোল্দান (ফা)	গুলদান
গোলাব (ফা)	গোলাপ
গোলাম (আ)	গোলাম
গোলুবন্ধ (ফা)	গলাবন্ধ
গোলুলে (ফা)	গুলী (বন্দুকৰ)
গোলে মেহৰ (ফা)	গুলমোহৰ
গোসল (আ)	গোচল
গোসলখানে (আ,ফা)	গোচল খানা
গোস্তাখী (ফা)	গোস্তাকি
চৰখা (ফা)	চৰখা
চশ্মা (ফা)	চশমা

<u>আৰবী,ফার্সী, তুকী, উদ্দূ শব্দ</u>	<u>অসমীয়া ক্ষপ</u>
চাক্ৰ (ফা)	চাকৰ
চাকু (ফা)	চাকু
চাপ (ফা)	ছাপ
চাবোক (ফা)	চাবুক
চালাক (ফা)	চালাক
চালাকী (ফা)	চালাকি
চীজ্ (ফা)	চিজ
চেহেৰে (ফা)	চেহেৰা
জখম (ফা)	জখম
জন্জাল (ফা)	জঞ্জাল
জান্জীৰ (ফা)	জিঞ্জিৰ, জিঞ্জিৰি
জনানে (ফা)	জেনানা
জবব্দস্ত (ফা)	জববদস্ত
জবহ (আ)	জবহ, জবাহ
জবান (ফা)	জোবান
জমীন (ফা)	জমিন, জমি
জৰুৰ (ফা)	জৰুৰ
জৰী এ (আ)	জৰিয়তে
জলদ (ফা)	জলদি
জহুৰ (ফা)	জহুৰ
জহাজ (ফা)	জাহাজ
জাদু (ফা)	যাদু
জাদুগৰ (ফা)	যাদুগৰ, যাদুকৰ
জাদুগৰী (ফা)	যাদুকৰী
জাল (ফা)	জাল
জালসাজী (ফা)	জালচাজি

আৰবী,ফাৰ্সী, তুকী, উর্দু শব্দ

জাহেৰ (আ)

জিন্দেবাদ (ফা)

জীৱ (ফা)

জূৰ (ফা)

জেন্দী (ফা)

জেনস (ফা)

জেন্দেগী (ফা)

জোলফ (ফা)

জোলম (আ)

জো়লাৱ (আ)

জো়জ (আ)

তঅজ্জোব (আ)

তক্দীৰ (আ)

তক্লীফ (আ)

তখ্তাপূশ (ফা)

তজবীজ (আ)

তদ্বীৰ (আ)

তদাৰোক (আ)

তন্খাহ (ফা)

তফাওত (ফা)

তবদীল (আ)

তবীৱৎ (ফা)

তমাশা (ফা)

তম্বাকু (ফা)

তম্বীহ (আ, ফা)

তম্বু (উ)

অসমীয়া ৰূপ

জাহিৰ

জিন্দাবাদ (দীৰ্ঘম্যাদ)

জেপ

জোৰ

জেদী, জিদি

জিনিচ

জিন্দেগী

জুলপি (চুলি)

জুলুম

জুলাপ

জোজে (পত্নী)

তাজ্জব

তক্দিৰ

তক্লিফ

তক্ষাপোচ

তজবিজ্

তদবিৰ্

তদাৰক

তন্খা (দৰমহা)

তফাত

বদল

তবিয়ত

তামাছা

তামাখু

তম্বি, তম্বি কৰা

তম্বু

<u>আৰবী,ফার্সী, তুর্কী, উদ্দূ শব্দ</u>	<u>অসমীয়া কথা</u>
তৰফ (আ)	তৰফ
তৰাজু (ফা)	তৰ্জু
তলাশ (ফা)	তালাছ
তাকৎ (আ)	তাকত, তাগজ
তাকীদ (আ)	তাগিদ
তাজা (ফা)	তাজা
তাজী (ফা)	তাজি (তাজি ঘোঁৰা)
তাৰ (ফা)	তাপ
তামাম (আ)	তমাম, তামাম
তাৰীখ (আ)	তাৰিখ
তীৰ (ফা)	তীৰ
তীৰন্দাজ (ফা)	তীৰন্দাজ
তুফান (আ)	তুফান
তুপ (ফা)	তোপ
তুপখানে (ফা)	তোপখানা
তূশক (ফা)	তোছক
তৈয়াৰ (ফা)	তৈয়াৰ
তৈয়াৰী (ফা)	তৈয়াৰী
তৌজীহ (আ)	তৌজি
তৌজীহনেৰীস (আ, ফা)	তৌজি নবিচ
দফআ (আ)	দফা
দফআ-দফ্তা (আ)	দফে দফে (বাবে বাবে)
দফতৰখানে (ফা)	দপ্তৰখানা
দম্ভ (ফা)	দম (উশাহ)
দম্কল (উ)	দমকল
দ্ৰঃ অসল (ফা)	দৰাচল

আৰবী,ফাৰ্সী, তুকী, উন্দু শব্দ

দৰকাৰ (ফা)
দৰ্দ (ফা)
দৰবাজা (ফা)
দ়ঞ্চাল (ফা)
দৰাএ (ফা)
দস্তখৎ (ফা)
দস্তানে (ফা)
দস্তৰ (ফা)
দস্তৰ মোৱাফিক (ফা)
দাগ্ (ফা)
দাদা (ফা)
দাকু (ফা)
দালান (ফা)
দিল্ (ফা)
দিলখূশ (ফা)
দিলদাৰ (ফা)
দিলবাহাৰ (ফা)
দীক্ষে (ফা)
দীগ্ (ফা)
দীৰ (ফা)
দীৱাৰ (ফা)
দূকান (ফা)
দূকানদাৰ (ফা)
দূতবফে (ফা)
দূৰ (ফা)
দূৰবীন (ফা)

অসমীয়া ৰূপ

দৰকাৰ
দৰদ
দজা
দালাল
দারাই
দস্তখত
দস্তানা
দস্তৰ
দস্তৰ মাফিক
দাগ (চিঙ্গ)
দাদাজী (ককা)
দাকু
দালান
দিল (হৃদয়)
দিলখোচ
দিলদাৰ
দিলবাহাৰ
ডেগ্চি
ডেগ
দেৰি
দেৱাল
দোকান
দোকানদাৰ
দুতবফ
দূৰ
দূৰবীণ

আৰৰী,ফাঁচী, তুকী, উদ্ধৃ শব্দ

দেমাগ (ফা)
দেৰাজ (ফা)
দৈনদাৰ (ফা)
দোনয়া (আ)
দোন্যাদাৰী (আ,ফা)
দোস্ত (ফা)
দৌলত (ফা)
দৌলতদাৰ (ফা)
দৌলতদাৰী (ফা)
নও জোান (ফা)
নও-ৰোজ (ফা)
নক্দ (আ)
নকশা (আ)
নজৰ (আ)
নজৰবন্দী (আ, ফা)
নজৰানা (আ)
নজীৰ (আ)
নফৰ (ব্যক্তি) (ফা)
নমুনে (ফা)
নৰম (ফা)
নৰৱাৰ (আ)
নশে (ফা)
নসীৰ (আ)
নাজেহাল (ফা)
নাফৰমানী (ফা)
নাবালিগ (ফা,আ)

অসমীয়া ৰূপ

দেমাগ
দেৰাজ
দেনদাৰে
দুনিয়া
দুনিয়া দাৰি
দোস্ত, দোছ
দৌলত
দৌলতদাৰ
দৌলতদাৰী
নও-জোৱান
নওৰোজ
নগদ
নক্ষা
নজৰ
নজৰবন্দী
নজৰানা
নজীৰ
নফৰ (ভৃত্য)
নমুনা
নৰম
নৰাৰ
নিচা
নছিব
নাজেহাল
নাফৰমানি
নাবালক, নাবালিকা

<u>আৰবী,ফার্সী, তুকী, উদ্দৰ্শ শব্দ</u>	<u>অসমীয়া ক্ষপ</u>
নাম্জাদে (ফা)	নামজাদা
নামঞ্চুৰ (ফা)	নামঞ্চুৰ
নাৰাজ (ফা)	নাৰাজ
নিস্ত-ৰন্নাবুদ (ফা)	নেস্তনাবুদ
নীন্দ (উ)	নিন্দ (টোপনি)
নেশন (ফা)	নিচান
নেহাযং (আ)	নেহাত, নেহায়ত
নোক্সান (আ)	লোকচান
নৌ-আবাদী (ফা)	ন-আবাদী
নৌকৰ (ফা)	নকৰ
পৰতাল (উ)	পৰতাল
পৰৱা (ফা)	পৰোৱা, পৰোৱাই
পৰী (ফা)	পৰী
পদে (ফা)	পদা
পশম (ফা)	পছম
পসন্দ (ফা)	পছন্দ
পহল্বান (ফা)	পাহলোৱান, পাহোৱাল
পাএদান (ফা)	পা-দানি
পাপুশ (ফা)	পাপোছ
পালকী (ফা)	পাঙ্কী
পায়েমাল (ফা)	পয়মাল
পীশ্কাৰ (ফা)	পেছকাৰ
পীশাৰ (ফা)	পেছাৰ
পীশাৰখানে (ফা)	পেছাৰখানা
পীশে (ফা)	পেছা (ব্যৱসায়)
পেয়াদে (ফা)	পিয়াদা

আৰবী,ফার্সী, তুর্কী, উর্দু শব্দ

পোল (ফা)
পোড়য়া (উ)
ফর্ক (আ)
ফৰমাইশ (ফা)
ফসল (ফা)
ফাএদে (ফা)
ফাজেল (আ)
ফানুশ (ফা)
ফিৰন (উ)
ফীৰজে (ফা)
ফেকৰ (আ)
ফেকৰবাজ (আ, ফা)
ফেৰঙ্গি (ফা)
ফিৰাৰ (আ)
ফেমাদ (ফা)
ফেহৰেন্ট (ফা)
ফেসলে (আ)
ফোৰস (আ)
বক্ৰ (আ) (গৱৰ অৰ্থত)
বখছি (ফা)
বগল (আ)
বচেচ (ফা)
বদণুন (ফা)
বদজবান (ফা)
বদন (আ)
বদল (আ)

অসমীয়া ক্রপ

পুল (দলং)
পুৰিয়া
ফাৰাক
ফৰমাইছ
ফচল
ফয়দা
ফাজিল
ফানুছ
ফিৰ (আকৌ)
ফিৰোজ (নীলা বং)
ফিকিৰ
ফিকিৰবাজ
ফিৰিঙ্গি
ফেৰাৰ
ফেচাদ
ফিৰিস্তা
ফয়চলা
ফুৰচ (অৱসৰ)
বকৰা (ছাগলী অৰ্থত)
বকছিছ
বগল
বাচচা
বদণ
বদজবান
বদন (শৰীৰ)
বদলি, বদল

আৰবী,ফার্সী, তুকী, উদ্দূ শব্দ

বদমেজাজ (ফা)

বধনা (উ)

বন্দেগী (ফ)

বন্দোক্

বন্দোৱস্ত (ফা)

বৰ্কান্দাজ (ফা)

বৰ্দাশ্ত (ফা)

বৰ্হাদ (ফা)

বৰ্ফ (ফা)

বৰ্ফী (উ)

বৰাবৰ (ফা)

বৰাং (উ)

বস্তে (ফা)

বহাদোৰ (ফা)

বহাৰ (ফা)

বয়ান (আ)

বাকী (আ)

বাগ্ (ফা)

বাগীসে (ফা)

বাজাৰ(ফা)

বাজী (ফা)

বাজীগৰ (ফা)

বাজু (ফা)

বান্দা (ফা)

বাবৎ (ফা)

বাবাজী (ফা)

অসমীয়া কপ

বদমেজাজ

বদনা

বন্দেগি

বন্দুক

বন্দুষ্ট

বৰকান্দাজ

বৰদাস্ত (সহ্য)

বৰবাদ

বৰফ

বৰফি

বৰাবৰ

বৰাত

বস্তা

বাহাদুৰ

বাহাৰ (বস্তু)

বয়ান (বৰ্ণনা)

বাকী

বাগ, বাগান

বাগিচা

বজাৰ

বাজি

বাজিকৰ, বাজিগৰ

বাজু (বাহু)

বান্দা

বাবে, বাবত

বাবাজী (দেউতা, শহুৰ)

আৰবী,ফার্সী, তুর্কী, উদ্দূ শব্দ

বাবু (ফা)
বাবুদ (ফা)
বালেশ (ফা)
বাশেন্দে (ফা)
বাহানা (ফা)
বীগম (ফা)
বীচাৰে (ফা)
বীজাৰ (ফা)
বীতাৰ (ফা)
বীনজীৰ (ফা,আ)
বীনাম (ফা)
বীফেক্ৰ (ফা, আ)
বীবী (উ)
বীমাৰ (ফা)
বীৱফাই (ফা)
বীশ (ফা)
বীসিজল (ফা,আ)
বীহূশ (ফা)
বীহুশ্যাৰ (ফা)
বিলায়াতে (আ)
বোন্যাদ (ফা)
বোন্যাদী (ফা)
বোৰ্জ (আ)
বোল্বোল (ফা)
ম-আফ (আ)
মকাম (আ)

অসমীয়া ক্রপ

বাবু (পিতা অৰ্থতো ব্যৱহাৰ)
বাবুদ
বালিচ
বাসিন্দা
বাহানা
বেগম
বেচেৰা
বেজাৰ
বেতৰ
বেনজীৰ (অতুলনীয়)
বেনামী
বেফিকিৰ
বিবি
বেমাৰ
বেৱাফা
বেছি
বেচিজিল
বেহঁচ
বেহঁচিয়াৰ
বিলাত/বিলাতী
বুনিয়াদ
বুনিয়াদী
বুৰুজ
বুলবুল
মাফ
মোকাম

আৰবী,ফাৰ্সী, তুকী, উদ্দূ শব্দ

মখমল (আ)

মগজ (ফা)

মজদুৰ (ফা)

মজদুৰী (ফা)

মজবুত (আ)

মঞ্জিল (আ)

মৎনব্ (আ)

মদ্দ (ফা)

মনজৰ (আ)

মনা (আ)

মজী (আ)

মর্দ (ফা)

মৰহম (আ)

মল্মল (ফা)

মশগুল (আ)

মস্খৰা (আ)

মহল্লদাৰ (আ, ফা)

মানী (আ)

মামুলী (আ)

মাৰিফৎ (আ)

মাল (আ)

মাল্খানে (আ,ফা)

মালামাল (ফা)

মালুম (আ)

মালেশ (ফা)

মাহ (ফা)

অসমীয়া ৰূপ

মখমল

মগজ, মগজু

মজদুৰ, মজুৰ

মজুৰি

মজবুত, মজপুত

মঞ্জিল

মতলব

মদত (সহায়)

মঙ্গুৰ

মনা, মানা (নিয়েধ অর্থত)

মজি

মৰদ (পুৰুষ)

মৰহম (স্বর্গীয়)

মলমল

মছগুল

মস্খৰা

মহলদাৰ

মানে (অর্থ)

মামুলী

মাৰিফৎ

মাল

মালখানা

মালামাল

মালুম

মালিচ

মাহ

আৰবী,ফার্সী, তুর্কী, উজ্বু শব্দ

মিএগ (উ)
মীনা (ফা)
মীনাৰ (ফা)
মীয়াদ
মূম (ফা)
মেজাজ (ফা)
মেহতৰ (ফা)
মেহন্ত (আ)
মেহৰবানী (ফা)
মেদান (ফা)
মোআমলা (আ)
মোকাম (আ)
মোকৰ্ব (আ)
মোতাবেক (আ)
মোতায়্যন (আ)
মোনাফা (আ)
মোনাফাখুৰ (আ,ফা)
মোফস্সল (আ)
মোর্গ (ফা)
মোর্দে (ফা)
মোর্দেবাদ (ফা)
মোলাকাঠ (আ)
মোলায়েম (আ)
মেশ্কেল (আ)
মোসাফেৰ (আ)
মোসাফেৰ খানে (আ)

অসমীয়া ৰূপ

মিএগ (ডাঙুৰীয়া)
মিনা (সোণ ৰূপৰ পাত)
মিনাৰ
ম্যাদ, মিয়াদ
মম
মিজাজ
মেতৰ
মেহন্ত
মেহৰবানী
ময়দান
মামলা
মোকাম
মকৰল
মোতাবিক
মোতায়েন
মুনাফা
মোনাফাখোৰ
মফছল
মুৰগি, মুৰ্গি
মুৰ্দা
মুৰ্দাবাদ
মোলাকাত
মোলায়েম
মাস্কিল, মুস্কিল
মুছাফিৰ
মুছাফিৰ খানা (আলইঘৰ)

আৰবী,ফাৰ্সী, তুকী, উদ্দৃ শব্দ

মোসান্মা (আ)

মোসাহেব (আ)

মোহৰ (ফা)

মৌজুদ (আ)

ৰকম (আ)

ৰগ (ফা)

ৰঙ (ফা)

ৰংমহল (ফা)

ৰঙ্গীন (ফা)

ৰফু (আ)

ৰসীদ (ফা)

ৰহজনী

ৰাজী (আ)

ৰাজ (ফা)

ৰাজগাৰ (ফা)

ৰাজী (ফা)

ৰেৱাজ (আ)

লগাম (ফা)

লাচাৰ (ফা)

লাশ (ফা)

লায়িক (আ)

লেফাফে (আ)

ৱক্ত (আ)

ৱগৈৰে (আ)

ৱজন(আ)

ৱজুহাং (ফা)

অসমীয়া ৰূপ

মোছান্মৎ (স্ত্ৰী অৰ্থত)

মোচাহেব

মোহৰ

মজুত

ৰকম

ৰগ (সীৰ)

ৰং

ৰংমহল

ৰঙ্গীন

ৰিফু, ৰিপু

ৰচিদ

ৰাহাজানি

ৰাজী

ৰোজ (ৰাৰ,নিতো)

ৰোজগাৰ

ৰুজি (আৰ্জন)

ৰেওৱাজ

লেকাম, লাগাম

লাৰচাৰ, লাচাৰ

লাচ (মৃতদেহ)

লায়ক, লায়েক (উপযুক্ত)

লেফাফা

ৱক্ত

ৱগৈৰহ (ইত্যাদি)

ওজন

অজুহাত

আৰবী,ফাৰ্সী, তুকী, উন্দু শব্দ

ৱদা (আ)
ৱসুল (আ)
ৱাকিফ-এ-হাল (আ)
ৱাকেয়ে নেৰীস (ফা)
ৱাজিব (আ)
ৱাপস্ (ফা)
ৱসীলে (আ)
শতৰঞ্জ (আ)
শৰ্ত (আ)
শৰ্ম (ফা)
শৰীফ (আ)
শহৰ (ফা)
শহীদ (আ)
শাদী (ফা) (আনন্দ)
শাবাশ (ফা)
শাম্যানে (ফা)
শামিল (আ)
শীশে (ফা)
শেকাৰ (ফা)
শেকাৰী (ফা)
শোনাখ্ৎ (আ)
শৌক (ফা)
সন্দ (আ)
সন্দুক (আ)
সফ্ৰ (আ)

অসমীয়া কথা

ৱাদা (প্রতিজ্ঞা)
ওছল (আদায়)
ৱাকিবহাল
ৱাকিয়া নবিচ
ওৱাজিব
ৱাপছ
অচিলা
শতৰঞ্জি
চত
চৰম (লাজ)
শ্বৰিফ (পৱিত্র, সাধু)
চহৰ
শ্বহীদ
ছাদি (বিবাহ)
চাৰাচ, চাৰাইচ
চামিয়ানা
চামিল
চিচা
চিকাৰ
চিকাৰী
চিনাঙ্গ
চখ, চৌখিনতা
চনদ
চন্দুক
চফৰ (অমণ)

আৰবী,ফার্সী, তুকী, উদ্দূ শব্দ

সফীদ (ফা)
স্বৰ (আ)
সবুৎ (আ)
স্বত্ত্বাঙ্গাম (ফা)
স্বজমীন (ফা)
সদী (ফা)
সলাহ্ (আ)
সালেস্ (আ)
সরাৰ (আ)
সৱাল্ (আ)
সাকিন্ (আ)
সাকী (আ)
সাগ্ৰেদ (ফা)
সাফ্ (আ)
সাহেব্ (আ)
সিজল (উ)
সিন্ (আ)
সৌদাগৰ (ফা)
হইবৎ (আ)
হংগামে (ফা)
হক্ (আ)
হক্দাৰ (আ, ফা)
হকীকৎ (আ)
হজাৰ্ (ফা)
হজ্জাম্ (আ)
হম্লে (আ)

অসমীয়া কপ

চফেদ (বগা)
চৰুৰ (ধৈৰ্য)
চাৰুদ (প্ৰমাণ)
সৰঞ্জাম
চৰজমিন
চাৰ্দি (ঠাণ্ডা, পানীলগা)
সলা (পৰামৰ্শ)
চালিচ (মেল)
চাওৱাৰ (আৰোহন)
চৰাল (প্ৰশ্ন)
ছাকিন
ছাকী
চাগৰিদ (শিয়)
চাফা, চফা
চাহেব, চাহাব
চিজিল
চন
সদাগৰ
হাইবত (ভয়)
হাঙ্গামা
হক (উচিত,ওচিত্য)
হকদাৰ
হকিকত
হাজাৰ
হাজাম
হামলা

আৰবী,ফার্সী, তুর্কী, উদ্দৃশ্য শব্দ

হৰকৎ (আ)
হৰদম (ফা)
হল্কা (উ)
হল্ফ (আ)
হল্ফনামে (আ, ফা)
হৰালে (আ)
হ্যা (আ)
হ্যাং (আ)
হাইবৎ (ফা)
হিম্বৎ (ফা)
হূশ (ফা)
হৈজা (আ)
হৈৰান (আ)
হোশ্যাৰ (ফা)
হোশ্যাৰী (ফা)
য়াদ (ফা)

অসমীয়া ক্রপ

হৰকত
হৰদম
হাল্কা (চিলা)
হল্ফ
হল্ফনামা
হাওলাত
হায়া (লজ্জা)
হায়াত (আয়ুস)
হাইবত (ভয়)
হিম্বত (সাহস)
হঁচ
হাইজা
হায়ৰান
হুচিয়াৰ
হুচিয়াৰি
ইয়াদ

ওপৰত উল্লেখ কৰা শব্দবোৰ এবাৰ চালি জাৰি চালে সহজতে
অনুমান কৰিব পৰা যায় যে অসমীয়া ভাষাত আৰবী আৰু ফার্সীৰ প্ৰভাৱ
গতীৰ। অসমীয়া ভাষাত ব্যৱহৃত আৰবী আৰু ফার্সী শব্দবোৰ উল্লেখ কৰাৰ
ক্ষেত্ৰত আমাৰ একান্ত প্ৰয়াস সত্ত্বেও এই প্ৰৱন্ধত আমাৰ অজ্ঞতাবশত
বহুতো শব্দ আমি সমীৰিষ্ট কৰিব পৰা নাই। বিশেষকৈ অসমীয়া আঢ়ঙলিক
উপভাষা সমূহত বহুতো এনে ধৰণৰ শব্দ আছে যিবোৰ আমাৰ তালিকাত
দিব পৰা নাই। ০

সহায়ক গ্রন্থপঞ্জী :

- ১) আবুচ ছাত্রাৰ :
 : সংমিশ্ৰণত অসমীয়া সংস্কৃতি, মিচেচ মচহুদা
 ছাত্রাৰ, ঘোৰহাট ১৯৮৬, (তয় প্ৰকাশ)
- ২) Dr. Mohini Kumar Saikia : Assam Muslim Relation and its
 Cultural Significance, Golaghat,
 1978 A.D.
- ৩) আকদাচ আলী মীৰ (সম্পাদক) : ঐতিহাসিক পটভূমিত অসমৰ ঐতিহাসিক
 ইচ্ছাম ধৰ্মীসকল, ৰৌচানাৰা এডুকেচন
 ফাউণ্ডেশন, গুৱাহাটী-১, ২০১০
- ৪) ড° সত্যজ্ঞনাথ শৰ্মা (সম্পাদনা) : অসম সাহিত্য সভা পত্ৰিকা, দ্বিতীয় সংখ্যা,
 অসম সাহিত্য সভা সপ্তদশ বছৰ, -১৮৮৮ শক।
- ৫) ড° দয়ানন্দ পাঠক (সম্পাদনা) : অসম সাহিত্য সভা পত্ৰিকা, ১ম সংখ্যা,
 অসম সাহিত্য সভা, ড° ৰামচৰণ ঠাকুৰীয়া,
 সাঃসম্পাদক অসম সাহিত্য সভা, ১৯৯২
- ৬) ড° নবীন চন্দ্ৰ শৰ্মা (সম্পাদনা) : প্ৰভাৱিকা, ২ খণ্ড, ১৯৮৫, ড° ৰমেশ
 পাঠক, সাঃসম্পাদক, অসম ভাষা বিজ্ঞান
 সমিতিৰ দ্বাৰা প্ৰকাশিত
- ৭) Dr. S.K. Bhuyan : Annals of the Delhi Patsahate,
 Guwahati, 1947
- ৮) ড° ৰমেশ পাঠক : অসমীয়া ভাষাৰ ইতিহাস, জাৰ্ণাল
 এস্পৰিয়াম, নলবাৰী, ১৯৯০ (দ্বিতীয়
 সংস্কৰণ)
- ৯) ড° বিৰিক্ষিত কুমাৰ বৰুৱা : অসমীয়া ভাষা আৰু সংস্কৃতি, জাৰ্ণাল
 এস্পৰিয়াম, নলবাৰী, ১৯৯০ (পঞ্চম
 সংস্কৰণ)
- ১০) A. Barlaskar : The Influence of Persian on
 Assamese Language
 (An.Unpublished Ph. D. Thesis,
 (K.K.Handique Library, G.U.)
- ১১) ড° মহেশ্বৰ নেওগ (সম্পাদক) : আধুনিক অসমীয়া অভিধান, ষষ্ঠ পুণ্যমূদ্ৰণ ,
 ১৯৯১, অসম প্ৰকাশন পৰিষদ, গুৱাহাটী।
- ১২) ড° দেৱৱৰত শৰ্মা : অসমীয়া জাতীয় অভিধান।

পঞ্চম অধ্যায়

সৃষ্টিধর্মী সাহিত্যলৈ অবদান

কাব্য সাহিত্য	গীতি সাহিত্য
উপন্যাস	চুটিগল্প
নাটক	ইছলামীয় ধর্মসাহিত্য
জীর্ণনী	অনুবাদ
শিশু সাহিত্য	অ্রমণ কাহিনী
বিবিধ সাহিত্য	সংবাদ পত্র আৰু আলোচনী

অসমীয়া সাহিত্যলৈ মুছলমান মহিলাসকলৰ অবদান

সহায়ক প্ৰত্যপঞ্জী

পঞ্চম অধ্যায়

সৃষ্টিধর্মী সাহিত্যলৈ অরদান

কাব্য সাহিত্য

অসমলৈ মুছলমানৰ আগমন ১৩ শতকাৰ প্ৰথম ভাগত হলেও ‘অৰণোদই’ৰ সময়ৰ পৰাহে দুই-চাৰিজন মুছলমান লেখকৰ অসমীয়াত লেখাৰ উল্লেখ পোৱা যায়। ১৮৪৬ খৃষ্টাব্দত অৰণোদই প্ৰকাশ পোৱাৰ ৮ বছৰৰ পিছতেই অৰ্থাৎ ১৮৫৪ চনৰ জানুৱাৰীৰ পৰা আলোচনীখনত শ্রীমিৰ মজফৰ হৰেহৰে আৰু শ্ৰীসেখ হজ নামৰ শিৱসাগৰৰ দুজন মুছলমান ব্যক্তিয়ে অসমীয়াত চিন্তাগঢ়ুৰ প্ৰবন্ধ লিখিবলৈ লোৱা দেখা যায়। তাৰ পাছত ১৮৮০ৰ দশকত গুৱাহাটীৰ ছাখাওত আলিয়ে ইমাম গজ্জালীৰ কিমিয়া-ই-চাদাতখনৰ অসমীয়া অনুবাদ ‘পৰামাৰ্থ দৰ্পন’ নামেৰে প্ৰকাশ কৰে। সেইখনেই সন্তুষ কোনো মুছলমানলোকে প্ৰস্তুত কৰি প্ৰকাশ কৰা প্ৰথম অসমীয়া পুঁথি।

অসমৰ মুছলমানৰ অসমীয়া সাহিত্যলৈ অরদান সম্পৰ্কীয় এই আলোচনাটিত অসমীয়া সাহিত্যৰ বাৰটামান শাখা আলোচনা কৰিবলৈ লোৱা হৈছে। তাৰে সৃষ্টিধর্মী সাহিত্যৰ অন্তৰ্গত প্ৰথম পাঁচটা শাখা, ক্ৰমান্বয়ে কাব্যসাহিত্য, গীতি সাহিত্য, উপন্যাস, চুটিগল্প আৰু নাটকৰ আলোচনা প্ৰথমে হাতত লোৱা হৈছে।

কাব্য সাহিত্যই অতি প্ৰাচীন সাহিত্য। ইংৰাজী সাহিত্যত ‘minstrel’ বা ‘গায়কে’ কৰিতাৰ সুৰত যীশুখৰীষ্টৰ জীৱনৰ কাহিনী গাইছিল। অসমীয়া সাহিত্যত পৌৰাণিক কাব্যসমূহ পয়াৰ, দুলড়ী আদি ছন্দত বচিত সুলিলিত কাব্য। এনে পুৰণি বেছিভাগ কাব্যই আধ্যাত্মিক ভাৱাপন্ন আৰু

নীতিমূলক। ‘আৰমোদই’ যুগ, ৰোমাণ্টিক যুগ আৰু তাৰ পাছত আধুনিক যুগত কবিতাৰ বিষয়বস্তু ভিন্ন হৈ পৰে।

‘১৮৮০ ৰ দশকৰ শেষৰ ফালে প্ৰকাশ পোৱা জোনাকী’ ৰ আন্দোলনৰ বাহিৰত থকা মফিজুদ্দিন আহমদ হাজৰিকাই ১৮৯৬ চনত তেখেতৰ অমৰ গ্ৰন্থ ‘জ্ঞান মালিনী’ প্ৰকাশ কৰে। তেখেতৰ আন দুখন পুঁথি হ'ল- ‘তত্ত্ব পাৰিজাত’ আৰু ‘মালিনীৰ বীণ’ এখেতৰ ‘মৰিশালিথিন’ আৰু ‘দিনকণা’ উৎকৃষ্ট কবিতা। তেখেতে নিভাঁজ অসমীয়া ভাষাত ইছলামী ছুফীবাদৰ ভাৱৰাশি অসমীয়া সাহিত্যত বোৱালে। হাজৰিকা চাহাবে বিশ্ববৰেণ্য ছুফী চেখ ছাদী, ওমৰ খৈয়াম, ৰামী, জাইসী আদিৰ দৰ্শন অসমীয়া সাহিত্যলৈ কঢ়িয়াই আনিলে। ১৯৩০ চনত গোলাঘাটত বহা অসম সাহিত্য সভাৰ সভাপতিৰ আসন শুৱানি কৰা এই গৰাকী স্বনামধন্য কবি সাহিত্যকে অসমীয়া সাহিত্য জগতলৈ ছুফীবাদৰ জৰিয়তে এক নতুন ভাৱধাৰাৰ বীজ কঢ়িয়াই আনিছিল।

মোহন্মদ সোলেইমান খাঁ (১৮৭০-১৯৩৫) পেছাত এজন শিক্ষক আছিল। অসমীয়া কাব্য জগতত সোলেইমান খাঁ এটি জনপ্ৰিয় নাম। তেখেতৰ ‘কবিতা পুঁথি আগছোৱা’ (১৯০২) আৰু ‘ঈশ্বৰলৈ সেৱা’ (১৯০৪) শীৰ্ষক দুখন উল্লেখযোগ্য কবিতা পুঁথি আছে। ‘মতিৰ যোকা’ তেখেতৰ ইছলামী ভাৱধাৰাবে পুষ্ট অঠন এখন পদ পুঁথি। ইমৰান ছচ্ছেইনে এই গৰাকী কবিৰ কবিতা কেইটিমান ‘কবিতা পুঁথি আগছোৱা’ নামেৰে সম্পাদনা কৰি উলিয়াইছে। তেখেত ‘প্ৰচাৰক’ নামৰ পথম অসমীয়া ইছলাম ধৰ্মীয় তথা সাহিত্য আলোচনাখনৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল।

‘প্ৰচাৰক’ কাকতৰ (১৯২৮) প্ৰথম সংখ্যাৰ দ্বিতীয় লেখাটো মৌঃ আচার্ড বহমান নামৰ এজন লিখকৰ এটি নাতিদীৰ্ঘ শুৱলা কবিতা। কবিতাটিৰ পথম পংক্তিটো হৈছে-

“মুছলমান জাতি	দেখো দিনে ৰাতি
লাহ বিলাহত গ'ল তল	
এৰিলে ধৰম	এৰিলে কৰম
শাস্ত্ৰ বচন নুশুনা হ'ল।”	

‘অসমীয়া মৌলুদ শ্বৰিফ’ (১৯০৯) মুঢ়ি নজিৰাদিন আহমদৰ দ্বাৰা ব'চিত অসমীয়া ভাষাত প্ৰথম মৌলিক ইছলামীয় ধৰ্মপুঁথি। ‘মৌলুদ’ বা ‘মিলাদ’ মানে হজৰত মুহাম্মদৰ জীৱন আলোচনা। ‘শ্বৰীফ’ মানে পৰিত্ব আৰু ‘মেহফিল’ মানে মজলিছ বা সভা বা বৈঠক। ‘মৌলুদ শ্বৰীফে’ এ হজৰত মুহাম্মদ (ছঃ)ৰ জন্ম আৰু জীৱনীৰ কথা সমান, পৰিত্বতা আৰু ধৰ্মীয় আনুষ্ঠানিকতাৰে আলোচনা কৰাৰ কথাকে বুজায়। কাব্যধৰ্মী প্ৰস্থখনিত আহমদ চাহাৰে মোনাজাত বা স্তুতিগীতি, দৰুদ শ্বৰীফ আৰু কেইবাটাও সুলালিত কছিদা সম্মিৰিষ্ট কৰিছে। এটি প্ৰশংসন্তি গীতৰ এটা ফাঁকি এনেধৰণৰ-

‘বিলাত, আৰব ও হিন্দুস্থান, জাপান, বার্মা ও তুর্কিস্থান
সাৰা দুনিয়াত তোমাৰ গুণ গান, মোহাম্মদ য্যা বছুলুঞ্জাহ
য'তে ত'তে জগত মাজে, নাচাৰাৰো দেশৰ মাজে
তোমাৰ দক্ষা জোৰে বাজে, মোহাম্মদ য্যা বছুলুঞ্জাহ
তৰোয়া হে দয়াৰ সাগৰ, খোদাৰ দোস্ত নবী আমাৰ’

কামৰূপৰ বাইহাটা চাৰি আলিত জন্ম গ্ৰহণ কৰা চান্দ মোহাম্মদ চৌধুৰী (১৮৯৬-১৯৭৮) আছিল এগৰাকী শক্তিশালী লেখক। ‘তৰণ অসম’, ‘কাঁচিজোন’, ‘দৈনিক শাস্তিদুত’, ‘নামনাই’, ‘স্টদজ্যোতি’, ‘নতুন অসমীয়া’ ‘দৈনিক অসম’, ‘খাদেম’, ‘অসমবাণী’ ‘আজান’ আদি আলোচনীত চৌধুৰীদেৱৰ লেখনি প্ৰকাশিত হৈছিল। ‘ভাৱ তৰণ’ তেখেতৰ অপ্ৰকাশিত কৰিতা পুঁথি। ‘অসমৰ নাম নাই’ ‘শাস্ত্ৰনা’ ‘প্ৰণয়’ প্ৰভৃতি তেখেতৰ মনোৰম কৰিতা। চৌধুৰীৰ ‘অসমৰ নাম নাই’ এটি দেশ প্ৰেমমূলক কৰিতা। ১৯৫৮ চনত ব'চনা কৰা কৰিতাটিত সেই সময়ৰ অৱহেলিত অসমৰ ছবি এখন ফুটি উঠিছে। অসমৰ অস্তিত্বৰ আংশকাত কৰিয়ে লিখিছে-

“বৃটিছ গ'ল বৃটিছৰ চলন
চলি আছে আজিও পূৰাদমে
বুৰঞ্জী সাহিত্য সংহতি সুনাম

লয় হ'ব ধৰিছে অনুক্রমে।
বিদেশী কৰিছে বিদেশী বুকুত
ভাগ বাটোৱা কৰিলে ভূমি
অনুষ্ঠান পাতি নিজৰ ভাষাৰ
পুতিলে খুটি দেখা নাই তুমি।”

আৱাহন যুগৰ এগৰাকী প্ৰেমৰ কবি হ'ল ইক্রাম আলি হাজৰিকা। ১৯৩২ চনৰ পৰা ‘আৱাহন’ ৰ পাতত প্ৰকাশ পোৱা ৰোমাণ্টিক প্ৰেমৰ কবিতাৰ কবি ইক্রাম আলি হাজৰিকাৰ সুৰ, যতীন্দ্ৰ নাথ দুৱৰা, গণেশ গঙ্গৈ আৰু দেৱকান্ত বৰুৱাৰ ৰোমাণ্টিক আবেগসিঙ্ক সুৰৰ দৰেই আকৰ্ষণীয়।

অসমীয়া সাহিত্যলৈ কেৱল সংখ্যাৰেই নহয়, গুণগত মানেৰেও প্ৰচুৰ অৰিহনা আগবঢ়োৱা সাহিত্যিক গৰাকী হ'ল চৈয়দ আব্দুল মালিক (১৯১৯-২০০০)। সাহিত্যৰ প্ৰতিটো ভাগতে অৱদান যোগোৱা মালিক অসমীয়া সাহিত্যত ‘উপন্যাস সন্ধাট’ রূপে জনাজাত। তেখেতে ‘স্বাক্ষৰ’ আৰু ‘বেদুইন’ কে ধৰি পাঁচখন কবিতা পুঁথি ও বচনা কৰিছে। তেখেতৰ শ্ৰেষ্ঠতম সৃষ্টি ৰোৱাৰ এটা ‘মই অসমীয়া’ অসমীয়া কাব্য জগতৰ এটি কালজয়ী কবিতা। মালিকে উক্ত কবিতাটিৰ জৰিয়তে অসমৰ মুছলমানৰ সংমিশ্ৰণ আৰু দেশপ্ৰেমৰ কথা সুৱাবিছে -

“সুদূৰ পশ্চিম এৰি
এৰি হৈ স্বৰ্ণপূৰী ৰাজ অন্তঃ পুৰ
বিজয় সপোন দেখি আহিলোঁ যিদিনা
উজনি সোঁতত মেলি ভট্টিনী ভূৰ
বিজয়ৰ ত্ৰাপৈলৈ, গৌৰৱৰ কৰি অভিযান
লুইতপাৰত গালোঁ দৃঢ় উচ্ছাসত
আপোনাৰ বিজয়ৰ গান।”

“জীৱনে মৰণে মই চিৰদিন অসমীয়া
 অসমীয়া দেহ প্ৰাণ মন
 জীয়াই থাকোতে মই অসমৰে অসমীয়া
 মৰিলেও বৰি লম অসমৰ অমিয়া মৰণ।”

সাহিত্যিক এম ইৱাহীম আলি চাহাবে যি কেইটা কবিতা লেখিছে,
 সেই কেইটাৰ সামাজিক তাৎপৰ্য অনৰ্থীকাৰ্য। চৈয়দ আবুল মালিকৰ ‘মই
 অসমীয়া’ কবিতাটি ‘বাঁহী’ত প্ৰকাশ পোৱাৰ লগে লগে ই প্ৰতিধ্বনিত হ’ল
 এম ইৱাহীম আলিৰ বুকুত। আলিয়ে তেওঁৰ পুঞ্জীভূত অনুভূতি প্ৰকাশ
 কৰিলে ‘তুমি যদি অসমীয়া মই তেনে বিদ্ৰোহী পাঠান’ শীৰ্ষক কবিতাটিৰে-

“তুমি যদি অসমীয়া মই তেনে বিদ্ৰোহী পাঠান
 তেজেৰে বাঙলি কৰো বুকু ধৰণীৰ
 ঢালি দিও বঙা তেজ জনমভূমিৰ
 মংগল কামনা কৰি।
 অসমৰ চিৰ সুখী নন্দনকানন।”

অসমীয়া সাহিত্যলৈ যি সকল প্ৰতিভাৱান ব্যক্তিয়ে নানা
 আহৰকালৰ মাজেৰে প্ৰচুৰ বৰঙণি আগবঢ়াইছে, তাৰ ভিতৰত আবুছ ছাতাৰৰ
 নামো উল্লেখযোগ্য। ছাতাৰস্থাৰে পৰা সাহিত্য চৰ্চা কৰা আবুছ ছাতাৰ
 এগৰাকী চিন্তাশীল গ্ৰন্থকাৰ আৰু কৰি। ১৯৪১-৪৪ চনৰ ভিতৰত তেখেতৰ
 ৪ খন কবিতা পুঁথিয়ে পোহৰ দেখে। উক্ত কবিতা পুঁথি চাৰিখন খন হ’ল-
 ‘কৰৰ’, ‘সৰগ’, ‘হিয়াৰ বীণ’ আৰু ‘নতুন সুৰ’। পোনতে ছাতাৰৰ কবিতাত
 বৰমন্যাসিক সুৰ প্ৰতিধ্বনিত হৈছিল। শোষিত বণ্ঘিত মানুহৰ হা-হুনিয়াহো
 তেওঁৰ কবিতাত প্ৰকাশ পাইছে।

ফাতেমা খাতুন যোৱা শতিকাৰ ত্ৰিশ দশকৰ এগৰাকী
 সাহিত্যসেৱী। ডিস্ট্ৰিক্ট নেওগ সম্পাদিত ‘জেডতি’ নামৰ আলোচনীত
 খাতুনৰ কবিতা প্ৰকাশ পাইছিল। ‘অগ্ৰিবেখা’ তেখেতৰ অনুপম কাব্য গ্ৰন্থ।
 নিয়মীয়াকৈ ‘জোৱাৰ’, ‘মিনাৰ’, ‘সংগ্ৰাম’ আদি আলোচনীত তেখেতৰ

কবিতা প্ৰকাশিত হৈছিল। ১৯৭২ চনত তেখেতৰ কাব্য সংকলন ‘ৰূপৰেখা’ প্ৰকাশ পাইছিল। ‘স্মৃতিৰেখা’ তেখেতৰ তৃতীয় কাব্য সংকলন।

মহম্মদ পিয়াৰ যুদ্ধোন্তৰ যুগৰ এগৰাকী বিশিষ্ট সাহিত্যিক। তেখেতৰ লিখনবোৰৰ ভিতৰত কবিতা, উপন্যাস আৰু ধৰ্মীয় গ্ৰন্থ আদিয়েই প্ৰধান। ‘প্ৰণয়গীতি’ (১৯৪২), ‘নীল পথি’ আৰু ‘এই পথে’ মহম্মদ পিয়াৰৰ কাব্য সংকলন। তেখেতৰ পত্ৰী গুৱাহাটীৰ শাস্ত্ৰিগুৰু নিবাসী আলিমুন নিছা পিয়াৰ এগৰাকী আগশাৰীৰ কবি আৰু গীতিকাৰ। তেখেতে পঞ্চম শ্ৰেণীত থাকোতেই কবিতা লিখিছিল। তেখেতৰ প্ৰথম ছপা কবিতা কটনিয়ানত ‘প্ৰয়োজন’ নামেৰে প্ৰকাশ পাইছিল। তেখেতৰ প্ৰথম গীত “শেষ নিশাৰ সপোনত দেখিলো.....মুদিলো নয়ন” সেই সময়ৰ প্ৰথ্যাত গায়ক তৰিকুন্দিন আহমেদে গাইছিল। তেখেতৰ ‘সুৰৰ নিজৰা’ হৈছে গীতৰ সংকলন আৰু ‘চেতনা’ হৈছে কবিতা সংগ্ৰহ।

নলবাৰীত জন্ম প্ৰাণ কৰা জমিৰুদ্ধিন আহমদ অসমীয়া কাব্যপ্ৰেমীৰ মাজত বহলভাৱে চিনাকি। তেওঁ একাধাৰে কবি, গল্পকাৰ, ঔপন্যাসিক জীৱনীকাৰ আৰু অনুবাদক। ‘বুকুৰ জুই’, ‘মৰমী’, ‘মানসী’, ‘ব্যথাৰ দান’, ‘সেউজীয়া পথাৰৰ জুই’, ‘কবিতাৰ কলি’, আদি এই গৰাকী কবিৰ অসমীয়া সাহিত্য জগতলৈ আগবঢ়োৱা অৰ্দ্ধ।

দৰঙ্গী সাহিত্যিক চিদিক আলিৰ (১৮৮৮-১৯৫৩) কেইবাখনো পুঁথি প্ৰকাশ হৈছে। ‘শাস্তি সমাচাৰ’, ‘পোহৰৰ শেষৰ বেঙনি মাৰ গ’ল ডাৰৰৰ আঁৰত’ আৰু ‘আনন্দ লহৰি’ চিদিক আলিৰ প্ৰকাশিত তিনিখন কবিতা পুঁথি। এওঁৰ কেবাখনো পুঁথি এতিয়াও হাতে লিখা অৱস্থাতে আছে।

পুৰণিগুদামত জন্ম লাভ কৰা এম মোহুলেহ উদ্দিন আহমদৰ (১৮৯৩-১৯৭২) ‘বাঁহী’ ‘আসাম বান্ধৰ’, ‘চেতনা’ আদি আলোচনীত ভালেমান কবিতা আৰু প্ৰবন্ধ প্ৰকাশ হৈছিল। তেখেত একাধাৰে গল্পকাৰ, কবি, গীতিকাৰ আৰু প্ৰৱন্ধকাৰ। এখেতৰ পদ্মনাথ গোহাত্ৰিও বৰুৱা সম্পাদিত ‘উষা’ আলোচনীত প্ৰকাশিত ‘ভোমোৱা’ নামৰ কবিতাটিয়ে সেইকালত সকলোৰে মনোযোগ আকৰ্ষণ কৰিছিল। এতিয়াও তেখেতৰ পোহৰৰ বাট নেদেথি বহু কবিতা হাতে লিখা অৱস্থাত আছে।

মৎগলদৈত জন্ম প্রহণ কৰা জয়নুদ্দিন আহমদ (১৯১৭-১৯৭৩) এগৰাকী কবি সাহিত্যিক। অসমীয়া কাব্য সাহিত্যলৈ তেখেতৰ অৱদান হ'ল- ‘বিৰহী’ আৰু ‘ইছলাম জোৱাৰ ভাটো’। প্ৰথম খন কাব্য পুঁথি বৰন্যাসিক ভাৱধাৰাবে পৰিপুষ্ট আৰু দ্বিতীয়খন ধৰ্মমূলক গ্ৰন্থ।

নলবাৰী জিলাৰ মুকালমুৱা গাঁৱত জন্ম প্রহণ কৰা পিয়াৰ আলী (১৯৩৫-২০০৭) এগৰাকী গীতিকাৰ আৰু কবি। ‘বৰদৈচিলা’, ‘অসম সাহিত্য সভা পত্ৰিকা’ আদি বিভিন্ন আলোচনীৰ পাতত তেওঁৰ ভালেমান প্ৰৱন্ধ আৰু কবিতা প্ৰকাশ পাইছিল। তেওঁৰ উল্লেখযোগ্য পুঁথি কেইখন হ'ল ‘বিদায়ৰ ডেউকা মেলে কুৰি শতিকাই’, ‘ন- জোন’, ‘বেহেস্তৰ নিচান’, ‘সপোনে সচিতে’ আৰু ‘লইতৰ দান’। সহজ সৰল জীৱন ঘাপন কৰা আলিৰ কবিতা সমূহো সহজ সৰল। কবিতা সমৃহত প্ৰকৃতিৰ প্ৰতি অনুৰাগ প্ৰকাশিত হৈছে। ছুফী দৰ্শন তেওঁৰ কিছুমান কবিতাৰ মূল উপজীৱ্য।

যোৰহাট জিলাৰ কাকজানত জন্ম প্রহণ কৰা ছৈয়দ আবুল হালিম বৰ্তমান গুৱাহাটীৰ বাসিন্দা। ‘ৰামধেনু’ ব পাতত কবিকৃপে আত্ম প্ৰকাশ কৰা হালিম উত্তৰ ৰামধেনু যুগৰ এগৰাকী বিশিষ্ট আধুনিক কবি। ‘চেনিবাম বায়নৰ বিশ্বৰূপ দৰ্শন’ তেখেতৰ এখন উচ্চ মানৰ হৃদয়গ্ৰাহী কবিতা সংকলন।

কবি, সাহিত্যিক আৰু সমালোচক ইমদাদ উল্লাহ এগৰাকী অতি মেধাসম্পন্ন আধুনিক কবি। তেখেতে বহুতো তত্ত্বগুৰুৰ গ্ৰন্থ বচনা কৰাৰ লগতে বহু অসমীয়া কবিতা ইংৰাজীলৈ অনুবাদ কৰিছে। তেখেতে নিজে অতি উচ্চ মানৰ কবিতা বচনা কৰাৰ উপৰিও কবিতা বিষয়বস্তু হিচাপে লৈ ভালে কেইখনমান গ্ৰন্থ বচনা কৰিছে। তাৰে ভিতৰত ‘সৃজন আৰু মনন’ ‘কবিতাৰ বিশেষ’ আদি উল্লেখযোগ্য।

আনিছ উজ জামান (১৯৪৯) বৰ্তমান এগৰাকী অসমৰ আগশাৰীৰ আধুনিক কবি, গীতিকাৰ, অভিনেতা তথা লিখক। জামানৰ প্ৰকাশিত কবিতাৰ সংকলন তিনিখন হৈছে ‘অজ্ঞাতে’ (১৯৮৯), ‘গধুলি’ আৰু ‘সেউজীয়া জোন’। লোক জীৱনৰ মাত কথাবে সমৃদ্ধ কৰিব সৰহভাগ

কবিতাই গীতিধর্মী। এই গৰাকী কবিয়ে আন্তঃবাস্তুৰ কবিতাৰ অনুষ্ঠানত ভাগ লোৱাৰ উপৰিও ইতিমধ্যে ভাৰতৰ বিভিন্ন ভাষালৈ তেওঁৰ কবিতা অনুদিত হৈছে। ২০১২-২০১৩ বৰ্ষৰ অসম সাহিত্য সভাৰ কবি সন্মিলনিৰ সভাপতি হৈছে এই গৰাকী কবি।

গোলাঘাট জিলাৰ মুহিউদ্দিন আহমেদ এগৰাকী বিশিষ্ট বুৰঞ্জীবিদ। তেখেতৰ প্ৰকাশিত গ্ৰন্থ সংখ্যা ১০ খন। বুৰঞ্জীবিদ আহমদ এগৰাকী কবিও। তেখেতৰ ‘তেজ’ আৰু ‘থুপিতৰা’ প্ৰকাশিত দুখন কাব্য পুঁথি।

অসম সাহিত্য সভাৰ ২০১৩-১৪ বৰ্ষৰ সভাপতি ইমৰান শাহ (১৯৩০) অসমীয়া সাহিত্যৰ জগতত অতি পৰিচিত নাম। বিভিন্ন বাঁটা বাহন তথা সম্মানেৰে বিভূতিত ইমৰান শাহৰ জন্ম শিৱসাগৰত। এই গৰাকী স্বনামধন্য সাহিত্যিকে ছাত্ৰাবস্থাতে ‘বনবাসী’ শীৰ্ষক কাব্য সংকলন প্ৰকাশ কৰিছিল। তেখেতৰ গল্প আৰু উপন্যাসে অসমীয়া সাহিত্য বহলভাৱে চহকী কৰিছে।

মঙ্গলদৈৰ বিশিষ্ট সাহিত্যিক ইমৰান আলি দৰঙ্গীৰ সাহিত্য সভাৰ সমূহৰ ভিতৰত হ'ল ‘একুবি মানৱতাৰ কবিতা’, গীতৰ পুঁথি : কথা- স্ব- - কঢ়’, সম্পাদিত গ্ৰন্থ হ'ল -‘মধুপুৰ সত্ৰৰ পৰা সৰাগুৰি চাপৰিলৈ’ আৰু ‘প্ৰাগজ্যোতিষৰ পৰা আমৰাৰীলৈ’।

২০১৪ চনৰ ‘শিল্পী বাঁটা’ পোৱা যোৰহাটৰ নুৰুল হক এগৰাকী সফল গীতিকাৰ, নাটক আৰু কথাচৰিৰ পৰিচালক।

কটন মহাবিদ্যালয়ৰ অধ্যাপিকা লুটফা হানুম চেলিমা বেগমৰ (১৯৬২) ইতিপূৰ্বে তিনিখন কাব্য সংকলন প্ৰকাশ পাইছেং ‘সেউজীয়া বাট এটা বিচাৰিছে সৰা পাতোৰে’ (১৯৯৩), ‘হে বিৰক মাই, বুকু ফালি চোঁৰাহি মোৰ’ (২০০৩), আৰু ‘উৰণীয়া বাগিছাত তৰাৰ চৰাই’। বিষাদ, স্মৃতি, সপোন, নিসংগতা, শুণ্যতা, দুখ আদি ভাবানুভূতিবোৰ লুটফাৰ মূল বিষয়। তেওঁৰ কোনো কোনো কবিতাত প্ৰগলভতা দেখা যায় যিদৰে, সেইদৰে পৌচ্ছতাৰ পৰিলক্ষিত হয়।

এম কামালুদ্দিন আহমেদ তৰণ হ'লৈও কাব্য জগতৰ এটি চিনাকি তথা জনপ্ৰিয় নাম। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক আহমেদৰ এতিয়ালৈকে প্ৰকাশিত কাব্য সংকলন তিনিখন-‘দুচকুত গছৰ ভৰ বাৰিয়া’ (২০০১) ‘ধোঁৱাৰ মাজত চৰাইটো’ (২০০১), আৰু ‘বৰষুণ বোমাণ্টিক আৰু এণ্টি বোমাণ্টিক’। কবি আহমেদে ‘আধুনিক অসমীয়া কবিতা’ শীৰ্ষক এখনি গৱেষণা গ্ৰন্থও বচনা কৰিছে। এই গৰাকী কবিৰ কবিতা মানৰ মনৰ কেতোৰ বিশিষ্ট ভাৱানুভূতি, ব্যঞ্জনাদ্বন্দ্ব প্ৰতীকী ভাষা আৰু চিত্ৰকল্পেৰ সমৃদ্ধ হৈ উঠিছে। প্ৰেমৰ শাশ্বত আৰু সংহত ৰূপৰ প্ৰকাশ তেওঁৰ আন এটি উল্লেখনীয় বৈশিষ্ট্য।

আধুনিক অসমীয়া কবিতালৈ আটাইতকৈ অধিক স্বীকৃতিপ্ৰাপ্ত অৱদান আগবঢ়াইছে হৈয়েদ আবুল হালিম, আনিছউজ জামান, ইমদাদ উল্লাহ, লুটফা হানুম চেলিমা বেগম আৰু এম কামালুদ্দিন আহমেদে।

কামৰূপ জিলাৰ হাজো নিবাসী এম হাছেম আলি পিয়াৰ (১৯৫০) একাধাৰে কবি আৰু গীতিকাৰ। স্বদেশ প্ৰেমেৰে উদ্বৃদ্ধ কবি পিয়াৰৰ কবিতাৰ পুঁথি দুখন। কবি গৰাকীৰ কাব্য সংকলন দুখন হ'ল- ‘জয় আই অসম’ (১৯৮৩) আৰু ‘শ্বেত স্মৃতি’।

নলবাৰী জিলাৰ বৰক্ষেত্ৰী অঞ্চলৰ আক্ৰাম হুছেইন শিকদাৰৰ “কঁহুৱা বনৰ আজলী গাভৰ” এখনি কবিতা সংকলন।

অতি কম বয়সতে মৃত্যুক আকোৱালি লোৱা নজৰল হুছেইন এগৰাকী সন্তোষনাময়ী সাহিত্যিক আছিল। এই গৰাকী তৰণ কবিৰ মুঠ ৫ খন গ্ৰন্থ প্ৰকাশ পাইছে। তাৰে চাৰিখন কাব্য পুঁথি হ'ল- ‘মানসী’ ‘এমুঠি সোনালী বেদনা’, ‘অৰ্পণ’ আৰু ‘দূৰৰ গাওঁ’।

বিশিষ্ট গীতিকাৰ, কবি, শিশু সাহিত্যিক, প্ৰবন্ধকাৰ এলি আহমেদ (১৯৩৫) ৰ অসমীয়া সাহিত্যলৈ বৰঙণি প্ৰচুৰ। দূৰদৰ্শনৰ ধাৰাবাহিক, তথ্য চিত্ৰ, ডকুমেণ্টৰী আদিৰ প্ৰযোজনাৰ উপৰিও তেখেতৰ প্ৰখ্যাত কবিতা পুঁথি হ'ল- ‘দোকমোকালিৰ গীত’। যোৱা অৰ্ধশতিকাৰো অধিক কাল আহমেদে অসমীয়া সাহিত্যৰ বিভিন্ন শাখালৈ আশাসুধীয়া ভাৱে অৱদান আগবঢ়াই আহিছে।

বৌচ্ছন্তাৰা বহমান আন এগৰাকী উল্লেখযোগ্য মহিলা কবি। এই গৰাকী সাহিত্যিকৰ অসমীয়া সাহিত্যলৈ আগবঢ়োৱা অনবদ্য অৰ্যবোৰ হ'ল- ‘কবিতাৰ কুঁকি’ (১৯৯০), ‘তোমাক মাতো তুমি নামাতা’, ‘তলপ পোহৰ বিচাৰে এঙ্কাৰবোৰে’। কবি গৰাকীৰ কবিতাত ব্রহ্মন্যাসবাদে আগুৰি থকা দেখা যায়।

এই সকল কবি সাহিত্যিকৰ উপৰিও অসমীয়া কাব্য জগতলৈ বৰঙণি যোগোৱা মুছলমান কবি সাহিত্যিকসকল হ'ল- জেৰ আলি, মহেন্দ্ৰ চালেহ, পজিৰুদ্দিন আহমেদ, কোৱাদ আলি, বকদুল আলি, হেৰাছাং উল্লাহ, ইমৰান আলি দৰঞ্জী, আব্দুল হক চৌধুৰী, এম ৰস্তাম আলি, চুজাউদ্দিন আহমেদ (মহিমৰ চিঠি), ডাঃ নেচাৰ আহমেদ (মন সমুদ্ৰৰ টো), এচ. এম হবিবুল হক (তোমাৰ নাম), আব্দুৰ বহমান, এম নবাব আলি (এটি মন অলেখ হিয়া), ফজলুৰ বহমান (মৰিবিলৰ পানচৈ), মজনুৰ হচ্ছেইন (মাতৃবন্দনা), ৰফিকুল হচ্ছেইন (শৰবিন্দু আকাশ), আহতাবুল হচ্ছেইন (বেদনাৰ সুৰ), জেলিল উদ্দিন আহমেদ (সেউজী ধৰণী), ইউনুছ আহমেদ (স্থিতিৰ শব্দ), পইনুৰুদ্দিন আহমেদ (অহৰহ), বাজিদুৰ বহমান (বেংমাৰ পৰা কৈছোঁ), কুতুব আহমেদ, হেলিম হচ্ছেইন, চৈদুদ্দিন আহমেদ, শ্বাহ আলম, শ্বৰীফা খাতুন চৌধুৰী (গুণগুনাই উঠিছে বাগ তুড়ীৰ দৰে), চামচুল হক (পাখিলগা শব্দ), নিকুমনি হচ্ছেইন (স্মৃতিৰ সুৰুৰি), চৈয়দা মছফিকা বেগম (এৰুকু পোহৰৰ শইচ), চালেহা জিন্নাত (চম্পারতীৰ ঘাট), চৰিফুল ইছলাম (নিজৰ সতে এখন্তেক), তফিকুৰ বহমান (তোমাৰ সতে বার্তালাপ), চোলেমান আলি (আশাৰ বেঙনি), আলি আস্কৰ বুলবুল, আবু বকৰ চিদিক, চাইদুৰ বহমান, মহেবুব হচ্ছেইন, বাহেলা খাতুন, চছমে নুৰজাহান, ইলমুদ্দিন দেৱান, ইমৰান আলি, ফজলুল কৰিম, চৈয়দ আজিজুল হচ্ছেইন, এম. চালেহ উদ্দিন চৌধুৰী, শ্বেখ ছমছেৰ আলী, জামাল আহমেদ (মন বিৰিখৰ পাত এপাহি), আচমা আহমেদ, গোনিমত আলী, আব্দুৰ বহমান (অবাস্তৰ) আদিসকলৰ নাম উল্লেখযোগ্য।

উপরোক্ত সকলৰ বাহিৰেও কবি হিচাপে অৱদান আগবঢ়োৱা আন সাহিত্যিক হ'ল- আক্রামুল ইছলাম (মন মৰীচিকা), আবেদ আলি (তুমি), চৈয়দ ফাৰক হুছেইন (সোনালী সাঁকো), চৈয়দ মফিজুদ্দিন আহমেদ (ভাৱৰ বুৰুৱাণি), মনিৰুল ইছলাম বড়া (আহত হৃদয়ৰ গান), বস্তম আলি (সাত ভাই সাত ভনী), আফজাল আলি (বিৰহৰ টো), চাহাবুদ্দিন (অনাহত সুৰ), ফাইজুৰ বহমান, (হিয়াৰ বেদনা), ৰৌচান আলী (মুক্তিৰ সন্ধান), লিলি বেগম (মোৰ প্ৰাণৰ আবেগ দঞ্চ), চোলেমান আলি (সমঘয়), জ্যোৎস্না আলি (নৈৰ তৃতীয় পাৰ), নজৰুল হুছেইন (জোনাকত পদুমে হাঁহে), তাৰেকুদ্দিন আহমেদ (প্ৰতিধ্বনি), হাচান ইকবাল আহমেদ (মোৰ কৰিতা) আদিৰ নামো উল্লেখনীয়।

গীতি সাহিত্য

সুৰেই ভাৰ প্ৰকাশৰ ঘাই মাধ্যম। কবিতাৰ দৰে গীততো সাহিত্যিক গুণ আছে। প্ৰাচীন অসমীয়া কবি মনকৰ দুৰ্গাবৰৰ গীত, মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ বৰগীত, ভূপেন্দ্ৰ সংগীত, জ্যোতি সংগীত , পাৰ্বতী প্ৰসাদ বৰুৱাৰ সঙ্গীত, বিষ্ণু সঙ্গীত আদিয়ে অসমীয়া সাহিত্যৰ ভড়াল চহকী কৰিছে। দেহ-বিচাৰ গীত, বনগীত, লোকগীত, জিকিৰ-জাৰী, মুশ্ৰিদ গীত, বাটুল গীত আদিৰে অসমীয়া সাহিত্য ভৱপূৰ্ব। গীতৰ বিষয়বস্তুও ভিন্নধৰ্মী- আধ্যাত্মিক, স্বদেশ প্ৰেমমূলক, প্ৰকৃতি প্ৰেমবিষয়ক , হাস্যবস্তুক, মানৱ জীৱনৰ হৰ্ষ-বিষাদ আৰু প্ৰতিবাদী সুৰৰ ইত্যাদি।

অসমীয়া গীতি সাহিত্যলৈ মুছলমান গীতিকাৰৰ অৱদান উল্লেখযোগ্য। ১৯৩০ আৰু ১৯৪০ ৰ দশকত অসমীয়া সাহিত্যৰ বিভিন্ন দিশলৈ যি চাৰিজন মুছলমান সাহিত্যিকে বিশেষ অৱদান আগবঢ়াইছিল। সেই চাৰিজন সাহিত্যিক হ'ল চৈয়দ আব্দুল মালিক, এম. ইব্ৰাহীম আলি, আব্দুল ছান্তাৰ আৰু মহম্মদ পিয়াৰ। প্ৰত্যেকেই তৎকালীন গ্ৰামফোন অসমীয়া চিনেমা বা আকাশবাণীত গোৱা কিছু গীত লেখিছিল। তেখেত সকলৰ গীত সভা উৎসৱতো পৰিৱেশিত হৈছিল। মালিকে ‘তোমাৰ কঠ

মোৰ কথা' শীৰ্ষক এখনি গীতৰ সংকলন প্ৰকাশ কৰিছে। তেওঁলোকৰে উন্নৰসূৰী অধ্যাপক তফজ্জুল আলিৰ গীত সমূহে আকো ১৯৫০-৬০ দশকত সকলোৱে মন আকৰ্ষণ কৰিব পাৰিছিল। এইজনা বকুলৰ গোন্ধ বিলোৱা গীতিকাৰৰ জন্ম হয় ১৯২৯ চনত। তেখেতৰ গীতৰ সংকলনসমূহ হ'ল- ‘সোনালী চৰাই’ ‘অনুষ্ঠান’, ‘বহুদিন বকুলৰ গোন্ধ পোৱা নাই’, ‘মন্দক্ৰান্ত’ আদি।

মংগলদৈ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ইদিছ আলি ঘাইকে গীতিকাৰ হিচাপে পৰিচিত। তেওঁৰ গীতৰ প্ৰকাশিত সংকলন দুখন হ'ল- ‘নিৰিবিলি’, আৰু ‘সুৰমিতা’।

ফজলুল কৰিম একাধাৰে গীতিকাৰ, নাট্যকাৰ অভিনেতা আৰু সাহিত্যিক। গীতিকাৰ কৰিমৰ গীতবোৰ আকাশ বাণীৰ অনুষ্ঠানৰ জৰিয়তে প্ৰচাৰিত হৈ আহিছে। ‘ঝাংকাৰ’ তেওঁৰ প্ৰকাশিত গীতৰ সংকলন।

গুৱাহাটীৰ শাস্তিপুৰ নিবাসী আলিমুন নিছা পিয়াৰ এগৰাকী আগশাৰীৰ লেখিকা হোৱাৰ উপৰিও গীতিকাৰো আছিল। তেখেতৰ জনপ্ৰিয় গীত ‘খোজ লাহেকৈ দিবি সখী’ গীতটি প্ৰথমে দীপালী বৰষাকুৰে ৰেডিঅ’ত গাইছিল। ‘সুৰৰ নিজৰা’ তেখেতৰ প্ৰকাশিত গীতৰ সংকলন। অল্ল ইঙিয়া ৰেডিঅ’ গুৱাহাটী কেন্দ্ৰত তেওঁৰ বহুতো গীত হাতে লিখা অৱস্থাত আছিল।

যোৰহাটৰ গণশিল্পী মুহিবুদ্দিন আহমেদ একাধাৰে সু-গায়ক অভিনেতা, নাট্যকাৰ আৰু পৰিচালক ‘ৰঙা পুলিচ’ বোলছিবিত শিল্পীজনে আত্ম প্ৰকাশ কৰে। ‘ফেৰাৰী ফৌজ’, ‘চোৰ’, চাহজাহান’, ‘মণিৰাম দেৱান’ আদি নাটকত অভিনয় কৰিছিল। দেৱগাঁৰৰ ৰেকিবুদ্দিন আহমেদে (জিকিৰ সন্ধাট) ‘মমতা’, ‘চিৰাজ’, ‘আজান ফকীৰ’ আদি চলচিত্ৰত গীত পৰিৱেশন কৰাৰ উপৰিও আজান ফকীৰৰ ওপৰত তথ্যচিত্ৰও প্ৰস্তুত কৰিছিল।

নলবাৰীৰ চৈয়দ জমিৰুদ্দিন আহমেদ একাধাৰে সুগায়ক, গীতিকাৰ আৰু সুৰকাৰ আছিল। তেখেতৰ গীতি আলেখ্য ‘দেশৰ ধৰ্জা’, ‘আজিৰ টৈদ’, নাটিকা ‘পৰাজয় কাৰ’ ‘নায়িকা বিচাৰি’ আদি গুৱাহাটী অঁন্তাৰ কেন্দ্ৰ যোগে প্ৰচলিত হৈছিল।

কামৰূপ জিলাৰ ৰাণ্ডিয়াত জন্ম লাভ কৰা নবাব উদ্দিন আহমেদ এজন প্রতিষ্ঠিত গীতিকাৰ। তেখেতে আধুনিক গীতৰ লগতে ভালেমান গজল, কাৰালী, জিকিৰ আৰু সুৰীয়া গীত বচনা কৰি শ্ৰোতাৰ মন মুহিছে। তেখেতৰ প্ৰকাশিত গীতৰ পুথি তিনিখন ‘গুলে নাগমা’ ‘গীত মঞ্জৰী’ আৰু ‘গীতি মালিকা’।

এওঁলোকৰ উপৰিও মোছলেহ উদ্দিন আহমেদ (সৰাফুল), লুতফুৰ বহমান, নুৰুল হক, হেৰছাঁ উল্লাহ, ইউচুফ আলি, ইমৰান আলি দৰঙ্গী (কথা, সুৰ, কণ্ঠ), বিউটী বহমান (ৰ'দে বৰষুণে জিলিকা গীত) আদি সকলেও অসমীয়া গীতি সাহিত্যলৈ উল্লেখনীয় অৱদান আগবঢ়াইছে।

উপন্যাস সাহিত্য

উপন্যাস পাশ্চাত্য সাহিত্যৰ প্ৰভাৱত গঢ়ি উঠা বাস্তৱধৰ্মী সাহিত্য। উনবিংশ শতিকাৰ দ্বিতীয়াধৰ্মত অসমীয়া সাহিত্যলৈ উপন্যাসৰ আমদানি হয়। ১৮৫০-৫৯ চনত ইৎৰাজ লিখক জন বানিয়নৰ Pilgrim's Progress ৰ অনুদিতৰূপ ‘জাত্ৰিকৰ যাত্ৰা’ থনেই অসমীয়া ভাষাৰ উপন্যাসৰ লেখীয়া প্ৰথম গ্ৰন্থ। আচলতে জোনাকী যুগৰ পৰাহে প্ৰকৃত উপন্যাস বচিত হৈছে। ‘বিজুলী’ আলোচনীৰ পাতত প্ৰকাশিত হয় পদ্মনাথ গোহাত্ৰিঙ বৰুৱাৰ ‘ভানুমতী’ (১৮৯১) আৰু ‘লাহৰী’ (১৮৯২)। প্ৰকৃততে বজনীকান্ত বৰদলৈৰ (১৮৬৭-১৯৩৯) হাতত অসমীয়া উপন্যাসৰ ভেটি সুপ্ৰতিষ্ঠিত হয়। যুদ্ধোন্তৰ সময়ছোৱাতহে মুছলমান দুই এজন লিখকে অসমীয়া উপন্যাস লিখিবলৈ লয়।

ডিব্ৰগড়ৰ মহম্মদ চাহেই সম্ভৱত উপন্যাস লিখা প্ৰথমজন অসমীয়া মুছলমান সাহিত্যিক। তেওঁৰ ‘ৰূপহী’ শীৰ্ষক উপন্যাসখন ১৯৩০ চনৰ আগতাগত প্ৰকাশ হৈছিল। দণ্ডিৰাম কলিতাৰ উপন্যাস ‘সাধনা’ আৰু মহম্মদ চাহৰ ‘ৰূপহী’ একে সময়ৰে। ‘ৰূপহী’ এখন অসমীয়া গ্ৰাম্য জন জীৱনৰ পটভূমিত বচিত উপন্যাস।

অসমীয়া সাহিত্যলৈ কেৱল সংখ্যাৰেই নহয় গুণগত মানদণ্ডৰেও উচ্চ পৰ্যায়ৰ উপন্যাসৰ প্ৰচুৰ অৰিহণা আগবঢ়োৱা সাহিত্যিক জন হ'ল

চেয়দ আব্দুল মালিক (১৯১৯-২০০০)। অসমীয়া উপন্যাসিক সকলৰ ভিতৰত মালিকেই সৰ্বাধিক উপন্যাস ৰচনা কৰিছে। মালিকে প্ৰথম অৱস্থাত লিখা উপন্যাসৰোৱাৰ ৰোমাণ্টিক ধৰ্মী আছিল। শেষৰ পিনে এখেতৰ লেখনীত সংহত বৰ্ণনা আৰু যুক্তিনিষ্ঠতা দেখা যায়। মালিকৰ যাদুকৰী ভাষা উপন্যাসৰ এটা আকফণীয় দিশ। তেখেতৰ কাপ মৈলামৰ পৰা ৭০ খনকৈ উপন্যাস ওলাইছে। তাৰে ভিতৰত ‘অঘৰী আঞ্চাৰ কাহিনী’ (১৯৬৯), ‘জেতুকা পাতৰ দৰে’, ‘সুৰজ মুখীৰ স্বপ্ন’, (১৯৬০), ‘ধন্য নৰ তনু ভাল’, ‘জীয়া জুৰিৰ ঘাট’ আদি অতি জনপ্ৰিয় বহুপঠিত উপন্যাস। তেওঁৰ ‘সুৰজ মুখীৰ স্বপ্ন’ অসমীয়া গাঁলীয়া মুছলমান জীৱনৰ এখন অবিসম্বাদী উন্নত প্ৰতিচৰ্বি। আনহাতে প্ৰত্যেক অসমীয়াৰ মনত গভীৰ বেখাপাত কৰিব পৰা উপন্যাস হৈছে, মহাপুৰুষ শংকৰদেৱৰ জীৱনভিত্তিক ‘ধন্য নৰ তনু ভাল’। ১৯৮০ ৰ দশকৰ বিদেশী খেদা আন্দোলনৰ পটভূমিত লেখা তেখেতৰ উপন্যাস কেইখন মানৰ দৰদী উপন্যাস হিচাপে বহুলভাৱে সমাদৃত।

শিশু সাহিত্যিক এম ইৱাহীম আলিয়ে সাহিত্যৰ কেইবাটাও শাখালৈ অৱদান আগবঢ়াইছে। স্বভাৱগতভাৱে তেওঁ শিশু সাহিত্যিক হলেও ‘বাঁহী’ত প্ৰকাশিত ‘তুমি যদি অসমীয়া মই তেনে বিদ্ৰোহী পাঠ্যান’ শীৰ্ষক কবিতাটিৰে তেখেত প্ৰথ্যাত হৈ পৰিছিল। শিশুৰ বাবে পাঠ্যপুঁথি প্ৰণয়ন, ‘কাঁচিজোন’ সম্পাদনা আৰু শিক্ষা বিভাগলৈ সেৱা আগবঢ়োৱাৰ মাজে মাজে তেওঁ উপন্যাস ৰচনা কৰিছিল। এম. ইৱাহীম আলিৰ উপন্যাস কেইখন হ'ল- ‘ৰাজদ্ৰোহী’, ‘পুৱতি নিশা’, ‘নিষ্ঠন্ত নিয়াদ’, ‘মাটি মোৰ সোণ’, ‘ভৈয়ামৰ নাগিনী’, ইত্যাদি।

দিতীয় বিশ্বযুদ্ধৰ পাছত অসমীয়া উপন্যাস সাহিত্যত এক নৰ জাগৰণে দেখা দিয়ে। এই জাগৰণ আনোতা সকলৰ ভিতৰত মহম্মদ পিয়াৰৰ নামেই প্ৰথমে উল্লেখ কৰিব পাৰি। দেশৰ আৰ্থিক সমস্যা, হিন্দু মুছলমানৰ মিলা প্ৰীতিৰ আদৰ্শ আদি কথাবোৰ তেওঁৰ উপন্যাসৰ প্ৰধান বিষয়বস্তু। পিয়াৰৰ ‘প্ৰীতি উপহাৰ’ (১৯৪৭), ‘সংগ্ৰাম’ (১৯৪৮), ‘জীৱন

নৈবে জাঁজি' আদি বহুপঠিত উপন্যাস। অতি সহজ প্রাঞ্জল ভাষাই হৈছে পিয়াৰ চাহাবৰ লেখনীৰ আকৰ্ষণ আৰু এই বাবেই তেখেত আছিল এজন বহুপঠিত উপন্যাসিক।

কবি সাহিত্যিক জমিৰুদ্দিন আহমেদ অসমীয়া সাহিত্যজগতৰ এটি চিনাকি নাম। কবি, গল্পকাৰ, আহমেদ চাহাবে কেইবাখনো উপন্যাস বচনা কৰিছে। 'সমাজ সংঘাত সংগ্ৰাম', 'অভিযাত্ৰী' ইত্যাদি সাধাৰণ জন-জীৱনক লৈ লেখা তেওঁৰ বহুপঠিত উপন্যাস।

সাহিত্য সংস্কৃতিৰ জগতখনত চামচুল হৃদাই এক বিশেষ স্থান দখল কৰি আছে। তেখেতৰ 'কস্তুৰী এজনী নেপালী ছোৱালী' উপন্যাসখন ১৯৫৫ চনত প্ৰকাশ পাইছিল।

মংগলদৈ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰ প্ৰাপ্ত অধ্যাপক ইদিছ আলী ঘাইকৈ গীতিকাৰ হিচাপে পৰিচিত। গীত ৰচনাৰ উপৰিও তেওঁ 'মোৰ গাৰঁব সাধু' 'আগ চোতালৰ মেল' ইত্যাদি উপন্যাস বচনা কৰে।

অসম সাহিত্য সভাৰ সভাপতি ইমৰান শ্বাহ অসমীয়া সাহিত্য জগতত অতি পৰিচিত নাম। তেখেতে কেইবাখনো উচ্চমানৰ উপন্যাস বচনা কৰিছে। সেইবোৰৰ ভিতৰত 'জৱান বন্দী', 'সংগীতৰ সিপাবে', 'ক্রান্তিৰেখা' ইত্যাদি বহু পঠিত উপন্যাস।

ৰঙিয়াত জন্ম লাভ কৰা কোৱাদ আলি আহমেদ এজন উপোক্ষিত সাহিত্যিক। তেওঁ ৰচিত উপন্যাস ৰাজি হৈছে 'স্মৃতিৰ পৰশ' 'সহধৰ্মিনী', 'মায়া যেতিয়া আঁতৰি যায়', 'শেষ চিঠি' ইত্যাদি। তেওঁৰ ভাষা সহজ আৰু সৰল, সেয়ে জনপ্ৰিয়।

নলবাৰী জিলাৰ নীৰৰ সাহিত্যিক বহমত আলিৰ 'ডারৰ ঠেলি ঠেলি' নামৰ উপন্যাস খনত নামনি অসমৰ মুছলমান সমাজৰ বাস্তৱ চিত্ৰ পোৱা যায়।

মৰিগাঁৰ জিলাৰ চেনেহী গাঁৰত জন্ম গ্ৰহণ কৰা আফাজুদ্দিন আহমেদে (১৯৩২), 'দায়ী কোন', 'উৰণীয়া মন', 'ই কি কল্লনা' আদি উপন্যাস কেইখনিবে অসমীয়া উপন্যাস সাহিত্যলৈ বৰঙণি আগবঢ়াইছে।

উপন্যাস কেইখনত অসমৰ কৃষকৰ মাটিৰ মোহ আৰু সৰ্বহাৰাৰ জীৱন সংগ্ৰামৰ ছবি প্ৰতিফলিত হৈছে।

যাঠিৰ দশকত বেজিমুদ্দিন আহমেদৰ ৰচনা কৰা দুখন উপন্যাস হ'ল ‘প্ৰেমাঞ্চাৰ প্ৰণয়’ আৰু ‘ভালপোৱাৰ শেষত’।

মৰিগাওঁ জিলাৰ নাটিৰ আহমেদৰ আনুষ্ঠানিক শিক্ষা কম হ'লেও সাহিত্যিক প্ৰতিভা কম নাছিল, যাৰ ফলস্বৰূপে তেওঁৰ কাপ মৈলামৰ পৰা নিগৰিছিল ‘ভুল যেতিয়া ভাণ্ডে’ নামৰ উপন্যাসখন।

মংগলদৈৰ সন্তান আব্দুৰ বহমান একাধাৰে উপন্যাসিক কাহিনীকাৰ, কবি আৰু নাট্যকাৰ। উপন্যাসিক হিচাপে বহমানে ৰচনা কৰা সামাজিক উপন্যাসমূহ হ'ল- ‘সন্তান’, ‘গৰাখতনীয়া’ (১৯৮১), ‘স্বপ্নমধুৰ’ ইত্যাদি।

চৈয়দ আজিজুল হুছেইন (১৯৪০-২০০৭) অসমীয়া সাহিত্যত এটি চিনাকী নাম নহ'লেও তেওঁৰ সাহিত্যিক অৱদান ভালোখিনি। ‘পথাৰৰ মাত’, ‘মৌচুমী মন’, ইত্যাদি তেওঁৰ উল্লেখযোগ্য উপন্যাস।

মংগলদৈৰ এম নবাব আলি এজন সাহিত্যিক। তেওঁতৰ উপন্যাস সাহিত্যলৈ অৱদান উল্লেখযোগ্য। আলি চাহাবৰ প্ৰকাশিত উপন্যাস তিনিখন হৈছে - ‘বঞ্চন মুক্তি’, ‘প্ৰতিচ্ছবি’ আৰু ‘নিবিড় নিশাৰ উচুপনি’।

বিজ্ঞান সাহিত্যলৈ অৰিহনা যোগোৱা এগৰাকী বিশিষ্ট সাহিত্যিক হ'ল- চাকিল জামাল। জামাল চাহাবৰ ‘নীলা নীলা বেদনা’ এখন উচ্চ মানৰ কল্পবিজ্ঞানভিত্তিক উপন্যাস। মুছলমান লেখক সকলৰ মাজত এতিয়ালৈকে তেৱেই কল্পবিজ্ঞানভিত্তিক প্ৰথম অসমীয়া উপন্যাস লেখা লেখক।

এওঁলোকৰ উপৰিও ছিৰাজুদ্দিন আহমেদ, নজৰল হুছেইন (এটি জুৰি এখনি নৈ), হাফিজুৰ বহমান (বাতিৰ বামধেনু), ছাইফুল হুছেইন (মৰহা ফুলৰ পাপৰি), ইলমউদ্দিন দেৱান, ছমছেৰ আলি, নূৰমহম্মদ, মজিবুৰ বহমান, খবিৰ আহমেদ, অধ্যাপক আবুল লেইছ (অনুদিত উপন্যাস), মুস্তাফিজৰ বহমান, আলিমুন নিছা পিয়াৰ, আবুল হামিদ, আয়েছা আশ্রফ আহমদ, ফাইজুদ্দিন আহমদ, দিলোৱাৰ হুছেইন কাজি, নবাব নজিবুৰ বহমান,

বাফিকা বেগম আদিয়ে অসমীয়া উপন্যাস সাহিত্যলৈ যথেষ্ট অবিহণ মোগাইছে।

চুটিগল্ল

উপন্যাসৰ দৰে চুটিগল্লও পাশ্চাত্য সাহিত্যৰ দান। আমেৰিকাৰ প্ৰখ্যাত লিখক এডগাৰ এলেন গো (১৮০৯-৮৯) ক প্ৰথম চুটিগল্ল লিখক বুলি কোৱা হয়। উনবিংশ শতিকাৰ শেষ ভাগত সমগ্ৰ পৃথিৱীতে চুটিগল্লৰ সমাদৰ বাঢ়ে আৰু অসমীয়া সাহিত্যতো ইয়াৰ প্ৰভাৱ পৰে। ‘অৰুণোদয়’ত নৈতিক আখ্যান, উপকথা আদি প্ৰকাশিত হলেও ১৯০৯ চনত লক্ষ্মীনাথ বেজবৰুৱাৰ ‘সুৰভি’ নামৰ গল্ল সংগ্ৰহৰ গল্লবোৰ এটা এটাকৈ ‘জোনাকী’ কাকতত প্ৰকাশ পাইছিল। এইখনেই অসমীয়া প্ৰথম চুটি গল্লৰ পুঁথি।

অসমীয়া সাহিত্যৰ আটাইকেইটা শাখাৰ ভিতৰত গল্ল সাহিত্য সৱাতোকৈ চহকী। বসৰাজ বেজবৰুৱাৰ সাহিত্যিক জীৱনৰ আদিভাগৰ পৰাই অৰ্থাৎ উণবিংশ শতিকাৰ শেষৰ পৰাই বিভিন্ন জনে অসমীয়া গল্ল লেখিবলৈ লৈছে।

‘আৱাহন’ৰ পাতত ১৯৩০ দশকৰ আগভাগত যিজন ডেকা মুছলমানে গল্লকাৰ ৰাপে ভূমুকি মাৰিছিল, তেওঁ আছিল অবিভক্ত কামৰূপ জিলাৰ ছাহ চৈয়দ হাচান আলি। ১৯৩১ চনৰ পৰা ১৯৩৮ চন মানলৈকে এওঁ কেইবাটাও বসোন্তীৰ্ণ গল্ল আলোচনীখনিত লিখিছিল।

১৯৩০ দশকৰ মাজভাগৰ পৰা শেষলৈকে শ্বিলঙ্গত থাকি চৰকাৰী চাকৰি কৰা পজিঝন্দিন আহমদে ভালেমান উচ্চ পৰ্য্যায়ৰ চুটি গল্ল লিখিছিল। দশকটোৰ শেষৰফালে অসমীয়া সাহিত্যলৈ বৰঙণি আগবঢ়াবলৈ ওলাই অহা চৈয়দ আবুল মালিক অসমীয়া সাহিত্যত কথাশিল্পী আৰু গল্লৰ যাদুকৰ হিচাপে পৰিচিত। অসমীয়া গল্লৰ ক্ষেত্ৰত অসমীয়া গল্লকাৰৰ ভিতৰত মালিকেই সৰ্বাধিক জনপ্ৰিয়। বিভিন্ন স্তৰৰ লোক চৰিত্ৰৰ লগত তেওঁৰ পৰিচয় ঘনিষ্ঠ। বিষয়-বস্তু উত্থাপন, ৰীতিৰ বৈচিত্ৰ্যৰ কাৰণে তেওঁৰ গল্লৰ প্ৰতি পাঠকৰ আকৰ্ষণ অধিক। মালিক চাহাবৰ প্ৰকাশিত গল্ল গ্ৰন্থ সমূহৰ প্ৰধান কেইখন হ'ল- ‘পৰশ্মমণি’, ‘এজনী নতুন ছোৱালী’, ‘ৰঙাগৰা’,

‘মৰহা পাপৰি’, ‘মৰম মৰম লাগে’, ‘শিখৰে শিখৰে’, ‘শিল আৰু শিখা’, ‘অস্থায়ী আৰু অস্তৰা’, ‘প্ৰাণবিকা’, ‘ছয় নম্বৰ প্ৰক্ষৰ উত্তৰ’, ‘কাঠফুলা’ ইত্যাদি কালজয়ী গল্প সন্তোষ। মানৱ দৰদেৰে সিন্ত মালিকৰ গল্পৰোৰ প্ৰাণ পৰশা ভাৰ আৰু প্ৰাঞ্জল ভাষাৰ বাবে চিৰ সেউজীয়া।

এম. ইৱাইম আলি একাধাৰে কৰি, ঔপন্যাসিক, নিবন্ধকাৰ, শিশু সাহিত্যিক, জীৱনীকাৰ আৰু পাঠ্যপুঁথি প্ৰণেতা। ১৯৩৯-৪০ চনমানৰ পৰা অসমীয়া সাহিত্যজৈলে আলি চাহাৰে শিশু সাহিত্যৰ লগত জড়িত হৈ পৰে। দ্বিতীয় মহাসমৰ আৰু ব্ৰহ্মদেশৰ পৰা অসমলৈ অতা ভগনীয়াৰ পটভূমিত দুটামান মনোগ্রাহী চুটিগল্প লেখি বাঁহীৰ পাঠকক মোহিত কৰিছিল।

অসম সাহিত্য সভাৰ ২০১৩-১৪ বৰ্ষৰ সভাপতি অধ্যাপকে ইমৰান শ্বাহ অসমীয়া সাহিত্যৰ জগতৰ অতি পৰিচিত নাম তেখেতৰ গল্প পুঁথি হৈছে—‘বন্দী বিহংগই কান্দে’ ‘পিয়ামুখ ছন্দা’, ‘পথিক’ ইত্যাদি। ‘শেয চিঠি’, ‘ধূৱলী চেতনা’, ‘তামাদি হাত’, ‘প্ৰতিভাস, ৰজা’, ‘ধৃঢ়িৱীৰ ছাঁ’, ‘অববাহিকা’, ‘এতিয়া’, ‘ফান্দি’, ‘লাংচিং’ আদি অতি জনপ্ৰিয় গল্প। সংযত বৰ্ণনা আৰু ঘটনাৰ একমুখিতা গুণে ইমৰান শ্বাহৰ গল্প সুখপাঠ্য কৰি তোলে। এনেৰোৰ কাৰণতে ইমৰান শ্বাহ গল্প পাঠক সকলৰ মাজত জনপ্ৰিয় লেখক। উনিষ্ঠ চল্পিছৰ শেষ আৰু পঞ্চশৰ আগভাগত লেখা অধ্যাপক মহম্মদ তাহেৰৰ কিছু গল্প ‘বামধেনু’ আৰু ‘কটনিয়ান’ত সিঁচৰতি হৈ আছে।

বামধেনু যুগত প্ৰতিষ্ঠা লাভ কৰা লেখক সকলৰ ভিতৰত ছাইদুল ইছলামৰ গল্পৰ সংখ্যা কম হ'লেও, তেখেতৰ গল্প কিছুমান বিশিষ্ট গুণেৰে সমৃদ্ধ। এই বাবেই ছাইদুল ইছলাম অসমীয়া চুটি গল্পৰ ইতিহাসত স্মৰণীয় লেখক। ‘বৰ কষ্টত আছোঁ’, ‘নেপথ্যৰ বিলাপ’ ইত্যাদি তেখেতৰ আবেগ সঞ্চাৰী গল্প। ইছলাম চাহাবৰ গল্পত সমকালীন সমাজৰ কল্যাণতাৰ প্ৰতি তীৰ্ত্ব ব্যংগ উক্তি লক্ষ্য কৰা যায়।

ধূৰুৰীত জন্ম প্ৰহণ কৰা ইমৰান হচ্ছেইন এজন প্ৰতিভাৰান গল্পকাৰ। ‘হনুমদেও আৰু অন্যান্য গল্প’, শীৰ্ষক গল্প সংকলনটি তেখেতৰ অতি জনপ্ৰিয় গল্পপুঁথি। ইয়াৰ গল্পসমূহ লোকজীৱনৰ পৰম্পৰা আৰু সংস্কৃতিৰ মাধুর্যেৰে মণ্ডিত হৈ পৰিচে।

বিশিষ্ট গীতিকাৰ, কবি এলি আহমেদ (১৯৩৫) গল্প সাহিত্যলৈয়ো বৰঙণি প্ৰচুৰ। ভালেমান চুটিগল্পৰ বচিয়তা আহমেদৰ এখনি গল্প সংকলন হ'ল ‘শিঙ্গী হাতৰ কঁপনি’।

ৰামধেনু যুগৰ এগৰাকী গল্পকাৰ হ'ল- জমিৰুদ্দিন আহমদ। মানুহৰ সাধাৰণ আবেদনৰ ওপৰত ভেজা দি আহমদে গল্প বচনা কৰিছিল। তেখেতৰ গল্প সংকলন তিনিখন ‘আন্ধাৰ নিশাৰ জুই’, ‘জেৰিনা’ আৰু ‘মতিছাহৰ ঘাট’।

নগাঁৰ বাসিন্দা বিউটী বহমানৰ অসমীয়া সাহিত্যলৈ অৱদান লেখত লৱলগীয়া। তেখেতে ভালেমান গল্প বচনা কৰিছে। তেখেতৰ উল্লেখযোগ্য গল্প সংকলন দুখন হৈছে- ‘মা’ আৰু ‘বনজুইৰ শিখা’।

অসমীয়া চুটি গল্পৰ পাঠক সমাজত নাজিৰউদ্দিন আহমেদ এটা জনপ্ৰিয় নাম। আৰম্ভনিৰ আকস্মিকতা, আটিলতা, বৰ্ণনা ভংগীৰ সৰলতা আৰু পৰিনতিৰ প্ৰতি উৎকঢ়াৰ সৃষ্টিৰে গল্পক বসোন্তীৰ্ণ কৰি তুলিব পৰা গুণ আহমেদৰ গল্পত লক্ষ্য কৰা যায়। ‘সেন্দুৰীয়া আলি’ তেখেতৰ এটি শৈলিক গৱিমা সম্পন্ন উচ্চখাপৰ গল্প।

ড° পইনুৰুদ্দিন আহমেদ কটন মহাবিদ্যালয়ৰ ফাছী বিভাগৰ অধ্যাপক। তেওঁ একাধাৰে কবি আৰু গল্প লিখক। তেওঁৰ গল্প সংকলন হৈছে - ‘পথৰ সন্ধানত’ আৰু ‘ফেলেনি মেম’ আৰু ‘অন্যান্য’।

১৯৬০ দশকৰে পৰা সাহিত্য চৰ্চা কৰি আহা প্ৰাক্তন উচ্চ পদস্থ বিষয়া তবিউল হুছেইন এজন বসজ্জ লেখক। বৰ্তমান অসমীয়া ‘Satire’ লিখক সকলৰ ভিতৰত হুছেইনে অতি সুখপাঠ্য Satire বচনাৰে এজন আগশাৰীৰ স্বষ্টা বুলি পৰিচয় দিছে। তেখেতে দহখন মান এনে উচ্চ-পৰ্যায়ৰ বসামুক প্ৰহৱে অসমীয়া সাহিত্য চহকী কৰিছে।

গোলাঘাটৰ জেহিৰল হুছেইন এজন দক্ষ গল্প লিখক, নাট্যকাৰ আৰু কবি। এইসকলৰ উপৰিও মোছলেমুদ্দিন আহমেদ, ফাতেমা বেগম, নিকুমনি হুছেইন, কোবাদ আলি, চেলিমা হাজৰিকা, নবাব নাজিবুৰ বহমান, চৈয়দ হাচান আলি, ৰায়হান শ্বাহ, খবিৰ আহমেদ, লুতফুৰ বহমান, চাকিনা

আশ্রফ, তচলিমা আখতাৰ, দিলোৱাৰ হচ্ছেইন, আলিমুনিছা পিয়াৰ, ৰফিকুল হচ্ছেইন, ৰায়হান শাহ আদি সকলে অসমীয়া চুটিগন্ডৰ ভড়াল টনকিয়াল কৰি তুলিছে।

নাটক

অসমৰ সত্ৰ, নামঘৰ আদিত অংকীয়া নাট, ওজাপালি আদিৰ নাট্যানুষ্ঠান আছিল যদিও যোৱা ডেবশ বছৰৰ ভিতৰত পাশ্চাত্য নাট্যকলাৰ প্ৰভাৱত অসমীয়া নাটকৰ বিষয়বস্তু, বচনা কৌশল আদিৰ পৰিৱৰ্তনো ঘটে। পৌৰাণিক বা অলোকিক কাহিনীৰ উপৰিও ঐতিহাসিক আৰু সামাজিক পটভূমিলৈ নাটকৰ বিষয়বস্তু প্ৰসাৰিত হৈল। গুণাভিবাম বৰুৱাই ১৮৫৭ চনত বচনা কৰা ‘ৰামনৰমী’ প্ৰথম অসমীয়া নাটক। অসমীয়া নাট্য সাহিত্যত বহুত পলমকৈ অসমীয়া মুছলমান নাট্যকাৰৰ প্ৰৱেশ ঘটিছে।

অসমীয়া নাট্য সাহিত্যলৈ কুৰি শতিকাৰ আদি ভাগত প্ৰভৃত পৰিমাণে অৱদান যোগোৱা এগৰাকী অভিনেতা তথ্য নাট্যকাৰ হৈছে পজিৰুন্দিন আহমেদ (১৮৮৮-১৯৪৮)। যোৰহাটত জন্ম গ্ৰহণ কৰা এই গৰাকী নাট্যকাৰৰ ‘গুলেনাৰ’ (১৯২৫) আৰু ‘সিন্ধুবিজয়’ (১৯২৮) নাটকে কুৰি শতিকাৰ তৃতীয় দশকত বৰ্গমঞ্চত বিশেষ সমাদৰ লাভ কৰিছিল। তেওঁ ‘অবাক জলপান’ নামৰ এখন নিমাতী নাটো বচনা কৰিছিল।

সাম্প্ৰতিক অসমীয়া নাট্য সাহিত্য আৰু নাট্যমঞ্চৰ অতি উজ্জ্বল নাম হৈছে লখিমপুৰৰ সদ্য প্ৰয়াত আলি হাইদৰ। তেওঁ একাধাৰে নাট্যকাৰ, পৰিচালক, অভিনেতা আৰু নাট্য সংগঠক। গতানুগতিক নাট্য উপস্থাপন বীতি পৰিহাৰ কৰি নতুন আংগিকৰ প্ৰয়োগৰে ‘এক বজা আছিল’, ‘জন্ম ক্ৰন্দন’, ‘এটা চোলাৰ কাহিনী’, ‘ধুমুহা পক্ষীৰ নীড়’ আদি কেইবাখনো মঞ্চসফল নাট তেওঁ বচনা কৰিছে।

বোকাখাটৰ ৰফিউল হচ্ছেইন অধুনাকালৰ অসমীয়া নাট্য আন্দোলনৰ এজন আগশাৰীৰ কাণ্ডাৰী। যোৰহাটৰ আবুল মজিদ বিদ্যুৎ পৰিষদৰ এজন চাকৰিয়াল আছিল যদিও অভিনেতা, পৰিচালক আৰু

নাট্যকাৰ হিচাপে অসমীয়া শিল্প সাহিত্যলৈ যথেষ্ট অৱদান আগবঢ়াইছে। তেখেতৰ নাটসমূহৰ ভিতৰত ‘বঞ্চিতা’ ‘ধূলি-মাকতি’, ‘চোৰ’, ‘মহাভাৰত’, ‘স্পার্টার্কাছ’, আদি প্ৰধান। এখেতৰ একাংকিকাৰ ভিতৰত ‘সিহিঁত আহিছে’ এখন উল্লেখযোগ্য নাট। অসমৰ বিভিন্ন চলচিত্ৰ, তথ্যচিত্ৰ, টেলিফিল্ম আৰু দূৰবৰ্ষনৰ ধাৰাবাহিকৰ তেখেত এজন স্বনামধন্য অষ্টা।

ফজলুল কৰিম একাধাৰে সাহিত্যিক, গীতিকাৰ, নাট্যকাৰ আৰু অভিনেতা আছিল। গুৱাহাটী দূৰবৰ্ষন যোগে প্ৰচাৰিত হোৱা শিল্পী গৰাকীৰ উল্লেখযোগ্য গীতি ন্যূত্য-নাটিকাখন হৈছে- ‘দেশৰ মাটি মানুহৰ গান’। তদুপৰি তেওঁৰ ‘সৰাফুলৰ পাহি’, ‘কৰৱৰ কামোন’, ‘মযুৰীৰ স্বপ্ন’, ইত্যাদি উল্লেখযোগ্য নাট।

চাকৰি সূত্ৰে প্ৰশাসনিক বিষয়া হৈও তবিউল হুছেইন চাহাবে দুখন একাংকিকা নাট প্ৰকাশ কৰি উলিয়াইছে। সেই কেইখন হ'ল- ‘চান্দা বিচাৰি’ আৰু ‘আজাৰ আঁতৰি গ'লে’। তেখেতৰ এতিয়াও বহুকেইখন নাট অপ্রাকাশিত অৱস্থাত আছে।

অসম সাহিত্য সভাৰ সভাপতি ইমৰান শ্বাহ একাধাৰে গল্পকাৰ, ঔপন্যাসিক, নাট্যকাৰ। শ্বাহ চাহাবে কেইবাখনো নাটক ৰচনা কৰিছে। তাৰে ভিতৰত ‘চেনেহী চেনাইৰ ঘাট’, ‘গুৰু দক্ষিণা’ আদি উল্লেখযোগ্য।

একাধাৰে গায়ক, সুৰকাৰ, গীতিকাৰ, শিক্ষাবিদ, অধ্যাপক তফজুল আলি অসমীয়া সংগীত প্ৰেমীৰ মাজত অতি জনপ্ৰিয়। এই গৰাকী সাহিত্যিকৰ ‘বে'ড নম্বৰ ফাইভ’, ‘ছবিৰ মানুহ’, ‘বাসন্তীৰ বিয়া’ আদি উল্লেখযোগ্য একাংকিকা নাট।

অসমৰ চাহ জনজাতিৰ জন জীৱনৰ লগত জড়িত সাহিত্যিক তথা নাট্যকাৰ আহতাবুল হুছেইন। তেখেতৰ নাট্য সন্ভাৰ হ'ল- ‘ইনকিলাব’, ‘সমস্যা’, ‘প্ৰতিশ্ৰুতি’ ইত্যাদি।

যোৱা শতিকাৰ আশীৰ দশকৰ পৰা নাট লিখিবলৈ আৰু পৰিচালনা কৰিবলৈ আৰম্ভ কৰা লিয়াকৎ আলিয়ে কেবাখনো একাংকিকা

আৰু পূৰ্ণাংগ নাটক ৰচনা কৰি অসমৰ নাট্য জগতত নিজকে প্ৰতিষ্ঠা কৰিছে। ‘সদ্গতি’, ‘মোৰে মলুৱাক কোনে মাৰিলা?’, ‘জোনাকে ধোৱা অৱণ্য’ ইত্যাদি তেখেতৰ দৰ্শকৰ হৃদয় চুই যোৱা নাট।

অসমীয়া নাট্য সাহিত্যলৈ বিশেষ বৰঙণি যোগোৱা আন এজন বিশিষ্ট নাট্যকাৰী দিয়াছুদিন আহমেদ। তেওঁৰ প্ৰকাশিত দুখনমান নাটক হ'ল- ‘দায়ী কোন’, ‘অমৃত’, ‘গড়ল’ আৰু ‘অন্যান্য’।

এম. ছালেহউদিন চৌধুৱী একাধাৰে কবি, সাংবাদিক, নাট্যকাৰ। ‘সীমান্ত প্ৰহৰী’ আৰু ‘শৰাথ’ তেওঁৰ দুখন একাংকিকা নাট। ‘বীৰ চিলাৰায়’ তেওঁৰ এখন মগ্নিসফল নাটক।

পলাশবাৰী (চিমিয়াৰ) অঞ্চলৰ বৰ্কত আলীয়ে ১৯৪৯ চনতে ‘ছ্ৰেপতি শিবাজী’ নাটকত অভিনয় কৰাৰ উপৰিও ‘বেগম আচমানতাৰা’ আৰু ‘দাগী আচামী’ আদি নাটক দুখন অসমীয়ালৈ অনুবাদ কৰিছিল।

উপৰোক্ত সকলৰ উপৰিও মোছলেহউদিন আহমেদ (চোহৰাব ৰক্তম), ৰকবুল আলি (সহপাঠী), আব্দুল মালিক (ৰাজদ্রোহী), হ'লিমউদিন দেৱান (ধৃষ্টতা কাৰ), জেহিৰল হৰেইন (কুস্তকৰ্ণ), ছমছেৰ আলি, ফাইজ আলি আহমেদ, আছগৰ হৰেইন, এম. চালেহউদিন হাজৰিকা, তাহেৰুদিন আহমেদ আদি নাটকাৰৰ নাম অসমৰ নাট্য জগতত উল্লেখযোগ্য।

ইছলামীয় ধৰ্ম-সাহিত্য

চুফী জোলকাদ আলি (১৭৯৬-১৮৯১) শিৰসাগৰৰ যদিও গুৱাহাটীত স্থায়ীভাৱে বসবাস কৰিবলৈ লৈছিল। এওঁ অসমৰ বিভিন্ন ঠাইত ইছলাম দৰ্শন প্ৰচাৰ কৰাত যথেষ্ট কষ্ট কৰিছিল। তেখেতে তিনিখন পুঁথি লিখিছিল তাৰে এখন উৰ্দু ভাষাত আৰু বাকী ২ খন পুঁথিৰ লিপি উৰ্দু কিন্তু ভাষা অসমীয়া। এই দুখন তেখেতৰ অসমীয়া সাহিত্যৰ প্ৰতি আপুৰণীয়া অৱদান। এই পুঁথি দুখন আছিল- ‘তৰিকুল হক ফি বয়ানে নুৰুল হক’ (সত্যৰ পথ) আনখন হ'ল ‘বিবি ৰেহিমাৰ কাহিনী’। ১৯৬৭ চনৰ চুফীচাহাৰ নাতি মৌঃ মহম্মদ চালেহ কাজিম চাহাবে ‘সত্যৰ পথ’ কিতাপখন অসমীয়া

লিপিত প্ৰকাশ কৰে। পুথিৰনৰ বিষয় বস্তু মোহাম্মদ (ছঃ) ব গুণ গান আৰু ইছলামৰ দৰ্শন প্ৰচাৰ। ইয়াৰ ভাষা ‘আৰুনোদই’ৰ অসমীয়া ভাষাতকৈ উন্নত আছিল।

‘অসমীয়া মৌলুদ শৰিফ’ (১৯০৯) মুঝি নজিৰুন্দিন আহমদৰ দ্বাৰা বচিত অসমীয়া ভাষাত প্ৰথম মৌলিক ইছলামীয় ধৰ্মপুঁথি। ১৯০৯ চনত এই পুথিৰনি যোৰহাটৰপৰা প্ৰকাশ হয়। ইছলাম ধৰ্মৰ সকলো দিশ সামৰি লৈ ১৯২৫ চনত তেখেতে ‘গোহৰে ইছলাম’ (ইছলামৰ ৰত্ন) নামৰ ২য় পুথিৰন প্ৰকাশ কৰিছিল। ‘অসমীয়া মৌলুদ শৰীফ’ পুথিৰনৰ শেষত থকা ‘মোনাজাত’ শীৰ্ষক স্তুতি এটাৰ দুটামান পংক্তি এনেকুৱা ধৰণ-

হে জগত অঁজোতা খোদা, মোৰ কই নাই তোমা ছাও।

হে জাহানৰ বাদছাহ, মোৰ কই নাই তোমা ছাও।

তুমি মোৰ মাৰুদ হোচা, তোমাতেই আশা ভৰযা।

তুমি সকলোতে আছা, মোৰ কই নাই তোমা ছাও।

তকদিৰৰ মালিক তুমি আৰু তদবিৰৰ চাহেবও তুমি।

বক্সিবা দায় দোষ তুমি, মোৰ কই নাই তোমা ছাও।

মই গোলাম, তুমি বাদসা, মই বান্দা তুমি মোৰ খোদা।

কৰো মই তোমাৰ ভৰযা, মোৰ কই নাই তোমা ছাও।

তুমি দুখিক সুখী কৰা, তুমি ৰোগীক আছান কৰা।

তোমাক মই কৰিছো সেওা, মোৰ কই নাই তোমা ছাও।

(চাও=চাওআ=বিনে)

ডিৱগড়ৰ মিৰ্জা আব্দুৰ বহমান বেগ চাহেব আৰবী আৰু ফাটী'ৰ উপৰিও অসমীয়া ভাষাৰ এগৰাকী বিদঞ্চ পঞ্চিত আছিল। তেখেতে কেইবাখনো প্ৰস্থ বচনা কৰিছিল। তাৰে ভিতৰত ‘ৰাহে চুলুক’, ‘তুহফতুল মুবিদীন’, ‘ইছলাম জেউতি’ আদি উল্লেখযোগ্য। তেখেতৰ এই প্ৰস্থ কেইখনত ইছলাম ধৰ্মৰ চৰ্চা আৰু পালনৰ গভীৰ আলোচনাই স্থান পাইছে।

যোৰহাটৰ প্ৰথ্যাত বাঘ হাজৰিকাৰ পৰিয়ালৰ ফাইজুদ্দিন আহমদ (১৮৬৫-১৯৪০) এগৰাকী বিদঞ্চ পঞ্জি। এখেতে পোন প্ৰথমে হজৰত মহম্মদ (ছঃ)ৰ এখনি বিস্তাৰিত জীৱনী গ্ৰন্থ ‘হজৰত মহম্মদ’ বচনা কৰিছিল। ইয়াৰ উপৰিও এই গৰাকী ইছলাম ধৰ্মীয় সাহিত্যিকে ইছলামৰ প্ৰথম চাৰিজন খলিফা ‘আবুবকৰ চিন্দিক’, ‘ওচমান’ গণি, ‘উমৰ ফাৰক’ আৰু ‘হজৰত আলি’ শীৰ্ষক চাৰিখন গ্ৰন্থ বচনা কৰিছিল। অসমীয়াৰ উপৰিও তেখেতে ইংৰাজী ভাষাতো সাহিত্য চৰ্চা কৰিছিল। যাৰ ফলস্বৰূপে ১৯২৭ চনত তেখেতৰ কাপৰ পৰা নিগৰিছিল ‘Islam : the Only Universal Religion.’

১৯৩৬ চনত শিৱসাগৰৰ সিংদুৱাৰৰ চৈয়দ খলিলুৰ বহমানে নামাজ ৰোজাৰ নীতি-নিয়ম সম্বলিত অসমীয়াত ‘নিয়ত-নামা’ প্ৰকাশ কৰে।

নাজিৰাৰ শ্বাহ চৈয়দ মুহিবুল হ'ক (১৮৯১-১৯৫৯) আছিল কোৰানৰ প্ৰথম অনুবাদ কৰোতা। তেখেতে কোৰানৰ ত্ৰিশটা খণ্ডৰ ১ ম খণ্ডটো ১৯৪০ চনৰ মে মাহত ২য় খণ্ডটো আগষ্ট মাহত আৰু শেষখণ্ড অৰ্থাৎ আমপাৰা ডিচেম্বৰ মাহত প্ৰকাশ কৰিছিল।

ডিব্ৰগড়ৰ আটাউৰ বহমানে (অসমত এসময়ৰ শিক্ষাধিকাৰ) ‘ইছলাম গৌৰৰ’ নামৰ এখন আপুৰগীয়া পুঁথি অসমীয়া আৰু বাংলাত লিখিছিল। ১৯৪০ চনৰ শেষৰফালে তেখেতে কোৰানৰ ১ম চাৰিটা চিপাৰাৰ অনুবাদ দুটা খণ্ডত ‘কোৰান শৰীফ’ নাম দি প্ৰকাশ কৰিছিল। তেখেতৰ এই অসমীয়া অনুবাদ ১৯৮৯ চনত সম্পূৰ্ণকৈ প্ৰেটবৃটেইনৰ পৰা প্ৰকাশিত হয়।

কৃষি বিভাগৰ উচ্চপদস্থ বিষয়া নেক্ৰিবুজ জামান আহমদ (১৯০২-১৯৮৪) এজন বিশিষ্ট সাহিত্য সেৱক। তেখেতৰ তিনিখন ধৰ্মমূলক গ্ৰন্থ হ'ল ‘নবী চৰিত’, ‘কোৰাণ পাঠ’, আৰু ‘বেহেস্তী জেৱৰ’, ‘বেহেস্তী জেৱৰ’ অনুবাদমূলক গ্ৰন্থ।

স্বাধীনতা সংগ্ৰামী মৌলানা মহম্মদ তৈয়াবুল্লাহ (১৮৯৪-১৯৫৮) চাহাব কেৱল যে এগৰাকী বিচক্ষণ ৰাজনীতিক আছিল এনে নহয়, তেওঁ

সাহিত্যিকো আছিল। অসমীয়া ইছলামীয় ধৰ্ম সাহিত্যলৈ তেওঁ কেইবাখনো প্ৰস্থ দান কৰি হৈ গৈছে। ‘উন্মুল কোৰান’ সেইবোৰৰ ভিতৰত প্ৰধান, ‘Islam and Non-Violence’, আদি তেখেতৰ ইছলামধৰ্মীয় প্ৰসিদ্ধ প্ৰস্থ। যোৰহাট কাৰাগাবত ১৯৪২-৪৩ চনত লেখা উন্মুল কোৰান ১৯৫৮ চনত ছপা হৈ ওলাইছিল।

অসমীয়া ইছলামীয় সাহিত্যৰ প্ৰতি অৱদান আগবঢ়োৱা অন্যতম সাহিত্যিক গৰাকী হ'ল মহম্মদ চাদেৰ আলি। তেখেতৰ উল্লেখনীয় কৃতি হ'ল- ‘পৰিত্ৰ কোৰান’, (১৯৬১)। এইখন কোৰানৰ প্ৰথম সম্পূৰ্ণ অসমীয়া ভাষণি। তদুপৰি তেখেতৰ অন্য সাহিত্য সম্ভাৱৰ ভিতৰত ‘ইছলাম বিবি’, ‘নৰী কাহিনী’, ‘হাদিচৰ বাণী’, ‘আউলিয়া চৰিত’, ‘খলিফাৰ চৰিত’, ‘হজৰত মুছা’ (আং) ব জীৱনী’ আদি প্ৰসিদ্ধ প্ৰস্থ। আলি চাহাবৰ প্ৰতিখন প্ৰস্থতে ইছলাম ধৰ্মৰ প্ৰতি গভীৰ আনুগত্য ফুটি উঠা দেখা যায়।

ইছলাম ধৰ্ম সম্পন্নীয় প্ৰস্থ যি কেইগৰাকী মহিলাই ৰচনা কৰিছে তাৰ ভিতৰত চৈয়দা চকিনা আশ্রফ অন্যতম। এই গৰাকী সাহিত্যিকৰ ইছলাম ধৰ্ম সম্পন্নীয় প্ৰস্থৰ ভিতৰত ‘সৌৰভ কানন (১৯৮৬), ‘হজ্জ কথা (১৯৯৮), ‘শিশুৰ হজৰত মহম্মদ’ আদি উল্লেখযোগ্য।

গুৱাহাটীত জন্ম লাভ কৰা জেহিৰুল হকে কেইবাখনো ইছলামধৰ্মীয় কিতাপ ৰচনা কৰি অসমীয়া ইছলামিক সাহিত্য চহকী কৰি হৈ গৈছে। ‘পৰিত্ৰ হজ’, ‘জিয়াৰতে মদিনা’, ‘বিশ্বনৰীৰ এটা কাহিনী’, ‘সগোনৰ বেহেস্ত’ আদি হক চাহাবৰ উল্লেখনীয় প্ৰস্থ।

ধুৰুৰী বি. এন মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক হবিবুৰ বহমানে কেইবাখনো ইছলাম ধৰ্ম সম্পর্কীয় প্ৰস্থ ৰচনা কৰিছে। প্ৰায় কুৰিখন প্ৰস্থৰ লেখক হবিবুৰ বহমানৰ প্ৰতিখন প্ৰস্থই চিন্তা উদ্দেককাৰী তথা যুক্তিবাদী ধাৰাবে ৰচিত। তেওঁৰ কেইখনমান উল্লেখযোগ্য প্ৰস্থ হ'ল- ইছলামত নাৰীৰ মযৰ্য্দা আৰু স্বত্ত্বাধিকাৰ’, ‘ইছলাম বনাম পীৰতন্ত্ৰ’, ‘ইছলাম বনাম কমিনিউজিম’, ‘ইছলামৰ চিনাকি’ ইত্যাদি।

নলবাৰীৰ গার্জন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মং মফিৰ আলি অসমীয়া সাহিত্যৰ নীৰৰ সাধক। তেওঁ ঘাইকৈ ইছলাম ধৰ্ম সম্পর্কীয় কেবাখনো গ্ৰহণ কৰিছে। তাৰ ভিতৰত ‘খাৰাতিনে জান্নাত’, ‘আচহাবে কাহাব’, ‘মিৰাজ শ্ৰীফ’, ‘দুনীয়া আৰু আখেৰাতৰ জীৱন’ আদি, উল্লেখযোগ্য। ‘মহা মনিষী হজৰত মদনী (ৰঃ)’, ‘সিংহ পুৰুষ মহম্মদ আলি’, ‘মহাপুৰুষ হজৰত সৈছা (আঃ) ইত্যাদি তেখেতৰ উল্লেখযোগ্য জীৱনী গ্ৰহণ কৰিছে।

ত্ৰিশখনতকৈ অধিক গ্ৰন্থৰ লেখক বুৰঞ্জীবিদ যোৰহাটৰ বৰহোলাৰ বৰফিউল হচ্ছেইন বৰুৱা (১৯৫৬) ই অসম বুৰঞ্জীত বহুত লুকাই থকা তথ্য পোহৰলৈ আনিছে। তাৰোপৰি বৰুৱাদেৱে কেইবাখনো ইছলাম ধৰ্ম সম্পর্কীয় গ্ৰহণ কৰিছিল। তাৰে ভিতৰত ‘বেদপুৰাণত আঙ্গাহ আৰু মোহাম্মদ’, ‘বিশ্ব ধৰ্মত হজৰত মহম্মদ’ আদি প্ৰসিদ্ধ গ্ৰন্থ। গুৱাহাটীৰ প্ৰবীন অধিবক্তা আকদাচ আলী মীৰৰ ঐতিহাসিক জীৱনীমূলক ইছলামীয় ঐতিহ্য সম্পৰ্কীয় আৰু ‘পুণ্যভূমি অসম আৰু ৰাকফ’ নামৰ পুঁথি আছে।

পুৱ গুৱাহাটীৰ সাতগাও নিবাসী মোহাম্মদ মজীদ আলীয়ে (১৯৫৮) কেবাখনো ইছলাম ধৰ্মসম্পৰ্কীয় গ্ৰহণ প্ৰণয়ন কৰিছে। ‘হাদিছ সংগ্ৰহ’, ‘ইছলাম জীৱনৰ আদৰ্শ’, ‘কুৰ আনৰ আত্ম পৰিচয়’, ‘সৈমানদাৰৰ বৈশিষ্ট’, ‘পৱিত্ৰ কোৰান আৰু নাৰী স্বাধীনতা’ আদি তেখেতে প্ৰণয়ন কৰা মূল্যবান গ্ৰন্থ।

হজৰত আজান পীৰৰ (ৰঃ) উত্তৰ পুৰুষ বিশিষ্ট শিক্ষাবিদ চৈয়দ ছামচুল দুদা একাধাৰে শিক্ষাবিদ, সাংবাদিক, সমাজসেৱক তথা সাহিত্যিক। তেখেতে বহু ইছলাম ধৰ্মীয় গ্ৰন্থ অনুবাদ কৰাৰ উপৰিও কেবাখনো পুঁথি প্ৰণয়ন কৰিছে। ‘ভাইটি-ভট্টিহঁতৰ ইছলাম’, ‘Quran on Women’ আদি তেখেতৰ কাপ মেলামৰ পৰা নিগৰা মূল্যবান গ্ৰন্থ। ১৯৯৯ চনত তেখেতে মোহাম্মদ মাজীদ আলীৰ সহযোগেৰে সম্পূৰ্ণ কোৰানৰ অসমীয়া অসমীয়া ‘কোৰআন ৰোধ’ প্ৰকাশ কৰে।

মৌলানা আব্দুল হক চাহাৰ শিক্ষক হোৱাৰ উপৰিও এগৰাকী কৃতি লেখকো আছিল। তেখেতৰ কোৰান শ্ৰীফৰ অনুবাদ আৰু ভাষ্যখন

আমাৰ জাতীয় সম্পদ। কোৰান শ্বৰীফখন ভাষ্যসহ খণ্ডকৈ খণ্ডকৈ ‘তফ্ছীরল কুবান’ নামেৰে প্ৰকাশ কৰিছিল। ‘জিকৰঞ্জাহ’, ‘হজুৰৰ দোৱা’ তেখেতৰ ইছলামধৰ্মীয় গ্ৰন্থ।

মহম্মদ পিয়াৰ যুদ্ধোন্তৰ যুগৰ এগৰাকী বিশিষ্ট সাহিত্যিক। তেখেতৰ লিখনিবোৰৰ ভিতৰত কবিতা, উপন্যাস, ধৰ্মীয় পুঁথি আদিয়েই প্ৰধান। তেখেতে জীৱনৰ শেষছোৱাত বিশেষকৈ ধৰ্মীয় পুঁথি প্ৰণয়নত মনোনিৰেশ কৰে। তাৰ ফলত ‘কাৰবালাৰ শ্বাহীদ’ (১৯৫৪), ‘বিশ্বৰ শান্তি দৃত’, ‘অসমীয়া নামাজ শিক্ষা’ আদি গ্ৰন্থৰ অসমীয়া সাহিত্যত সংযোজন ঘটিছে।

শিৰসাগৰৰ ডাঃ নুৰুল হুদাই (১৯০৯-১৯৮৬) ইছলাম ধৰ্ম সম্পর্কীয় বহুকেইখন গ্ৰন্থ প্ৰণয়ন কৰিছিল। ‘তবলীগ’, ‘ইছলাহে নফছ’ আদি তেওঁৰ প্ৰণয়নকৃত গ্ৰন্থ।

আবচাৰ উদ্দিন আহমেদে ‘বেদ আৰু কোৰান’ শীৰ্ষক এখন গ্ৰন্থ বচনা কৰে। ‘ইছলামৰ চমু বুৰঞ্জী’, ‘আল্লাহৰ পৰিচয়’, ‘কিয়ামত সন্নিকট’ আদি তত্ত্ব গধূৰ গ্ৰন্থও তেখেতে প্ৰণয়ন কৰে।

অসমীয়া ইছলামীয় সাহিত্য সৃষ্টিত যিসকলৰ নাম প্ৰাতঃস্মৰণীয়, তাৰে ভিতৰত কেৰামত আলী চাহাব অন্যতম। আলী চাহাবে কেইবাখনো ইছলামৰ নীতি আৰু দৰ্শন সম্পর্কীয় গ্ৰন্থ প্ৰণয়ন কৰিছিল। ‘অসমীয়া নিয়ামূল কোৰান’, ‘পৰিত্ব কোৰানৰ দোআ আৰ তদবীৰ’, ‘পুৰুষ মহিলাৰ ইছলাম আৰু নামাজ শিক্ষা’, ‘নামাজ শিকোঁ আঁহক’, ‘কিয়ামতৰ বিভীষিকা আৰু জান্মাত আৰু জাহান্মাম’ ‘হজুৰৰ দোআ’ আদি তেখেতৰ বহু পঠ্ঠিত আৰু অতি জনপ্ৰিয় গ্ৰন্থ।

উপৰোক্ত সাহিত্যিক সকলৰ উপৰিও আৰু যথেষ্ট সংখ্যক ন-পুৰণি লেখকে অসমীয়া ইছলামিক সাহিত্যলৈ অৱদান আগবঢ়াই গৈছে। তেওঁলোক হ'ল , মুলি নজিৰদিন আহমেদ, শ্বাহ চৈয়দ হাচান আলি, চৈয়দ মহম্মদ মহিবুল্লাহ, জিয়াউৰ বহমান বেগ, মৌলবী খলিলুৰ বহমান, ড° নবাব দানিছ মহম্মদ, আছ্হাবুদ্দিন আহমেদ, বাজেদ আলি, বিউটী বহমান, এচ.

জামান, আবুৰ বহমান, মজনুৰ হচ্ছেইন, মল্লিকা বহমান, মুহিউদ্দিন আহমেদ, ইমরান শ্বাহ, বদৰুল হুদা, চফিকুৰ বহমান, বেগম ফানোৱাৰা হাজৰিকা, হাৰুনৰ বছিদ, আব্দুল মজিদ, চৈয়দ আব্দুল আজিজ, আবু চামা, ড° এম আবিদ আলি, ৰৌশন আৰা খাতুন, কোবাদ আলি, মনিৰুদ্দিন আহমেদ, নাজিমুদ্দিন আহমেদ, ইলিমুদ্দিন দেৱান, আলমুন নিছা পিয়াৰ, ছমছেৰ আলি, ডাঃ নেছাৰ আহমেদ, আলহাজ আব্দুল কৰিম, চৈয়দ ইক্রাম হচ্ছেইন, মঃ আখতাৰ হচ্ছেইন (লেইচ), দেৱান নজৰুল কাদিৰ আদি লেখক সকলে অসমীয়া ইছলামী সাহিত্য জগতলৈ কম বেছি পৰিমাণে বৰঙণি আগবঢ়াইছে। যোৰহাটৰ চৈয়দ আহমদ হচ্ছেইনে (১৮৯৫ - ১৯৮৫) কেইবাখনো ধৰ্মীয় প্ৰস্তুতি প্ৰকাশ কৰি গৈছে। ইয়াৰ ভিতৰত ‘আদৰ্শ মহিলা, তাযবীদ, মোিজিজাত, নবীকাৰ্য আৰু কানজুল খাইবাত’ আদি উল্লেখযোগ্য।

কোৰানৰ এতিয়ালৈকে সম্পূৰ্ণ অসমীয়া অনুবাদ- চাদেৰ আলি (১৯৬১), আতাউৰ বহমান (১৯৯১), ড° জহৰুল হক (১৯৯২), চৈয়দ চামচুল হুদা আৰু মোহাম্মদ মজীদ আলী (১৯৯৯), মৌলনা আব্দুল হক (২০০২) আৰু ছাহ জালাল খান (২০০৩) এই কেইগৰাকী অনুবাদকে প্ৰকাশ কৰি উলিয়াইছে। কেৰামত আলীয়ে তেওঁৰ মৃত্যুৰ আগতে খণ্ড খণ্ডকৈ কোৰানৰ অসমীয়া অনুবাদ দীনী হিদায়তত প্ৰকাশ কৰিছিল কিন্তু তেওঁৰ মৃত্যুৰ বাবে এয়া সম্পূৰ্ণ ন'হল। একেবাৰে শেহতীয়াকৈ মৌলনা আব্দুল কালাম আজাদৰ ‘তজুৰ্মান আল-কোৰানৰ’ প্ৰথম খণ্ডৰ টীকাসৰলিত দুখনি অনুদিত পুঁথি অধ্যাপক মহম্মদ তাহেৰ (কোৰানৰ মৌলিক ধাৰণা) আৰু কমৰজ্জামান আহমদে (কোৰানৰ মতাদৰ্শৰ ব্যাখ্যা) অসমীয়া ধৰ্ম সাহিত্যলৈ আগবঢ়াইছে।

ব্যক্তিগতভাৱে বিভিন্নজনে ইছলাম ধৰ্মৰ ওপৰত বিভিন্ন প্ৰস্তুত বিভিন্ন বচন কৰাৰ উপৰিও হাউলীৰ ইছলামিক প্ৰকাশন, হোজাইৰ মাকৰ্জুল মা-আৰিফ, গুৱাহাটী হেদায়তপুৰস্থিত অসমীয়া ইছলামিক প্ৰকাশন, জামাতে ইছলামীৰ মোজাহিদ প্ৰকাশন আৰু কেৰামত আলী চাহাৰ (দক্ষিণগাঁও)ৰ হিদায়ত প্ৰকাশনে বহুতো ইছলামীয় সাহিত্য পুঁথি প্ৰকাশ কৰি আছে।

জীৱনী

নৰ বৈষ্ণব যুগত অসমীয়া জীৱনী সাহিত্যৰ সৃষ্টি হয় বৈষ্ণব চৰিত পুথি আৰু বৎশাৱলী সমূহৰ দ্বাৰা। পাশ্চাত্য প্ৰভাৱত জীৱনী আৰু আত্মজীৱনী-এই দুটা ধাৰাত অসমীয়া জীৱনী সাহিত্যৰ প্ৰসাৱ ঘটে। আধুনিক যুগৰ প্ৰথম অসমীয়া জীৱনী গ্ৰন্থ হ'ল গুণাভিবাম বৰুৱা বচিত ‘আনন্দৰাম দেকিয়াল ফুকনৰ জীৱন চৰিত’ (১৮৮০)। মহাদেৱ শৰ্মাই অনুবাদ কৰা মহাত্মা গান্ধীৰ ‘মোৰ সত্য অন্বেষণৰ কাহিনী’ নামৰ আত্মজীৱনীমূলক পুথিখন এখন আধুনিক অসমীয়া সাহিত্যৰ উল্লেখযোগ্য আত্মজীৱনীমূলক পুথি। মৌলানা মহম্মদ তৈয়াবুল্লাহৰ ‘কাৰাগাবৰ চিঠি’ একপ্ৰকাৰ আত্মজীৱনী স্বৰূপ।

যোৰহাটৰ প্ৰখ্যাত বাঘ হাজৰিকাৰ পৰিয়ালৰে ফাইজ উদ্দিন আহমদ (১৮৬৫-১৯৪০), ‘জ্ঞান মালিনী’ৰ কবি মফিজউদ্দিন আহমদ হাজৰিকাৰ ককায়েক। এৱেই পোন প্ৰথমে হজৰত মহম্মদৰ এখন বিস্তাৰিত আৰু প্ৰামাণ্য জীৱনী গ্ৰন্থ ‘হজৰত মহম্মদ’ ১৯২৯ চনত ৰচনা কৰে। ইয়াৰ উপৰিও তেওঁ ইছলামৰ প্ৰথম চৰিজন খলিফাৰ নামেৰে চাৰিখন পুথি বচনা কৰে।

যোৰহাট জিলাৰ তিতাবৰত জন্ম লাভ কৰা ঢাঃ নবাৰ দানিছ মহম্মদে ‘বিবি ফাতেমা’ নামৰ এখন মনোৰম জীৱনী গ্ৰন্থ বচনা কৰে।

অসমীয়া ইছলামীয় সাহিত্যৰ প্ৰতি অৱদান আগবঢ়োৱা অন্যতম লেখকজন হ'ল মহম্মদ চাদেৰ আলি। তেখেতে ‘হজৰত মুছা (আঃ) বৰ জীৱনী’ আৰু ‘আউলিয়া চৰিত’ নামেৰে দুখন জীৱনী গ্ৰন্থ বচনা কৰে।

সাহিত্যিক আবুচ ছান্তাৰে কৃষ্ণকান্ত সন্দিকৈৰ জীৱন চৰিত ‘কৃষ্ণকান্ত সন্দিকৈ’ নামেৰে এখনি উচ্চমানৰ জীৱনী গ্ৰন্থ বচনা কৰিছে।

মঙ্গলদৈৰ নজৰ আলিৰ জীৱনৰ উল্লেখযোগ্য কৃতি হ'ল তেওঁৰ আত্ম জীৱনীমূলক গ্ৰন্থ ‘মোৰ জীৱনৰ কিছুকথা’। এই গ্ৰন্থখন আচলতে দৰঙৰ লোক জীৱনৰ প্ৰতিচ্ছবি। এম. ইব্ৰাহীম আলিয়ে গ্ৰন্থখন সম্পাদনা কৰি ১৯৬৯ চনত প্ৰকাশ কৰে।

বিশিষ্ট মহিলা লেখিকা চৈয়দা চকিনা আশ্রফে ‘শিশুৰ হজৰত
মহম্মদ’ (১৯৮৯), ‘হজৰত বৰ পীৰ চাহাৰৰ জীৱনী, ‘ষষ্ঠ সতীৰ আখ্যান’,
আৰু ‘বিশ্ব নবী চৰিত’ নামৰ চাৰিখন উচ্চ মানৰ জীৱনী গ্ৰন্থ অসমীয়া
সাহিত্যলৈ উপহাৰ দিছে।

আন এগৰাকী বিশিষ্টা মহিলা লেখিকা হ'ল বেগম মফিদা
আহমদ। তেওঁৰ উল্লেখযোগ্য জীৱনী গ্ৰন্থ কেইখন হ'ল- ‘নুৰে হাছনা’ আৰু
‘ভাৰতৰ নেহৰ’ ইত্যাদি।

অল্পখ্যাত হলেও আন এগৰাকী মহিলা লেখিকা জাৰজম আৱা
বহমানে যোৱা তিনিবছৰ মানৰ ভিতৰত কেইখনমান জীৱনী গ্ৰন্থ বচন
কৰে। ‘বেহেস্তী আদৰ্শ মহিলা সকলৰ জীৱনী’ কে ধৰি সেই উৎকৃষ্ট জীৱনী
গ্ৰন্থ কেইখনে অসমীয়া জীৱনী সাহিত্যলৈ উল্লেখযোগ্য অৱদান
আগবঢ়াইছে।

ঔপন্যাসিক আব্দুৰ বহমানৰ ‘হজৰত মহম্মদ’ৰ বিস্তৃত জীৱনীখন
অসমীয়া সাহিত্যৰ ভড়াললৈ এক বিৱল সংযোজন।

কামৰূপ জিলাৰ হাজো নিবাসী মজনুৰ হুছেইন বৃত্তিত এগৰাকী
শিক্ষক। তেওঁ এজন নিভীক আৰু যুক্তিবাদী লেখক। হুছেইনৰ উল্লেখযোগ্য
জীৱনী গ্ৰন্থখন হ'ল- ‘প্ৰবাদ পুৰুষ নাজিমুদ্দিন আহমেদ’ (২০০৩)।

বিজ্ঞানীৰ জীৱনী সাহিত্যলৈ অৰিহণা যোগোৱা বিশিষ্ট
লেখকজন হ'ল চাকিল জামাল। তেখেতে ‘দহগৰাকী বিজ্ঞানী’ নামৰ ছাত্ৰ-
ছাত্ৰীৰ উপযোগী এখন জীৱনী গ্ৰন্থ বচনা কৰিছে।

নলবাৰীৰ গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মহং মফিৰ
আলী চাহাবে কেবাখনো জীৱনী গ্ৰন্থ বচনা কৰিছে। সেই কেইখন হ'ল-
‘মহা মনিষী হজৰত মদানী’ (ৰঃ), ‘সিংহ পুৰুষ মহম্মদ আলি’, ‘হজৰত
ঈছা’ (আঃ), ইত্যাদি।

গোলাঘাট জিলাৰ অধ্যাপক মুহিউদ্দিন আহমেদ এজন বিশিষ্ট
বুৰঞ্জীবিদ আৰু সাহিত্যিক। তেখেতে ‘ড° ময়িদুল ইছলাম বৰা : জীৱন
আৰু কৰ্ম (২০০৭)’ আৰু ‘জিকিৰ সন্দৰ্ভ বেকিবুদ্দিন আহমেদ’ শীৰ্ষক
জীৱনী গ্ৰন্থ দুখন বচনা কৰে।

‘প্রাণিক’ আলোচনীখনৰ সহঃ সম্পাদক ইমৰান হচ্ছেইনৰ ধৰ
শিৱসাগৰত। ভালেমান প্ৰবন্ধৰ উপৰিও তেখেতৰ প্ৰকাশিত দুখন জীৱনী
গ্ৰন্থ হ'ল- ‘মহাঞ্চা গাঞ্চী আৰু ‘আৰাহাম লিংকন’।

মৎগলদৈৰ আবুল মজিদ চাহাবে কেইখনমান জীৱনীমূলক গ্ৰন্থ
বচনা কৰিছে। তাৰ ভিতৰত ‘দুগৰাকী মহান খলিফা’ চুফি সাধক মৰহুম
আবুল জলিল জোলকাদ আলি চাহেবৰ ‘চমু জীৱনী’ প্ৰধান।

কমৰজ্জামান আহমদৰ সম্পাদনা আৰু সংকলন কৰা, আল-
আমিনে প্ৰকাশ কৰা “স্মৃতিৰ জিলিঙ্গনিত কেইগৰাকীমান অসমৰ মুছলমান”
অসমৰ ২৩২ গৰাকীৰ লোকৰ জীৱনী সামৰি দুটা খণ্ড।

চৰ-চাপৰি সাহিত্য পৰিয়দ - অসমৰ ধূবুৰী জিলা সমিতিৰ
প্ৰকাশিত “সন্ধান” এখন জীৱনী সংকলন।

আকদাচ আলী মীৰ সম্পাদিত আৰু প্ৰকাশিত ‘ঐতিহাসিক
পটভূমিত অসমৰ ঐতিহ্য মণ্ডিত ইছলাম ধন্মীসকল’ চাৰি খণ্ডৰ গ্ৰন্থ
লানিত বহুতো জীৱনী সম্প্ৰিষ্ট কৰা হৈছে।

ওপৰত উল্লেখ কৰা লেখক সকলৰ অৱদানৰ বাহিৰেও খালেক
উজ জামান (উদ্যোগপতি টাটা), বেকিবুজ্জামান আহমেদ (নবী
চৰিত), ফেজুৰ বহমান ফেজ (গালিবৰ প্ৰতিভা), ইলিম উদ্দিন দেৱান
(মৌলানা আবুল কালাম আজাদ), মহম্মদ মছউদ (বিশ্ব মহাপুৰুষ হজৰত
মহম্মদ), জমিৰুদ্দিন আহমদ (হজৰত মহম্মদ), হাৰজাৰ ৰচন্দি (এলবাট
আইনষ্টাইন), চৈয়দ ইনামুল হক, এম খায়ৰুদ্দিন আহমদৰ (বাষ্ট্রপতি জাকিৰ
হচ্ছেইন), লুটফা হানুম চেলিমা বেগমৰ (হজৰত আজানপীৰ), কামালুদ্দিন
জমিৰ, বচিৰুদ্দিন আহমদ (আমাৰ নবী), বেগম মফিদা আহমেদৰ (বিশ্ব
দীপ বাপুজী) আদি উল্লেখনীয় জীৱনী গ্ৰন্থ। এইবোৰে অসমীয়া জীৱনী
সাহিত্য যথেষ্ট চহকী কৰি তুলিছে।

অনুবাদ

অসমীয়া সাহিত্যত আন আন সাহিত্যৰ পৰা অনুদিত সন্তোষ
বিশেষ আছে বুলিব নোৱাৰিব। এই ক্ষেত্ৰত অসমীয়া মুছলমান অনুবাদকৰ

ভূমিকা আৰু হতাশজনক। ছাখাওত আলী চাহাবে ১৮৮০ দশকত ইমাম গাজৱলীৰ ‘কিমিয়া ই ছাদাত’ৰ অসমীয়ালৈ ‘পৰমাৰ্থ দৰ্গন’ শীৰ্ষকেৰে অনুবাদ কৰে আৰু এইখন অনুবাদ হলেও প্ৰথম অসমীয়া ইচ্ছলামীয় ধৰ্মপুঁথি।

নাজিৰাৰ শ্বাহ চৈয়দ মুহিবুল হ'ক (১৮৯১-১৯৫৯) আছিল কোৰানৰ প্ৰথম অনুবাদ কৰোতা। তেখেতে কোৰানৰ ত্ৰিশটা খণ্ডৰ (পৰা) ১ ম খণ্ডটো ১৯৪০ চনৰ মে মাহত ২য় খণ্ডটো আগষ্ট মাহত আৰু শেষখণ্ড অৰ্থাৎ আমপাৰা ডিচেম্বৰ মাহত প্ৰকাশ কৰিছিল।

ডিঝগড়ৰ আটাউৰ বহমানে (অসমৰ এসময়ৰ শিক্ষাধিকাৰ) ‘ইচ্ছলাম গৌৰৰ’ নামৰ এখন আ পুৰণীয়া পুঁথি অসমীয়া আৰু বাংলাত লিখিছিল। ১৯৪০ চনৰ শেষৰফালে তেখেতে কোৰানৰ ১ম চাৰিটা চিপাৰাৰ অসমীয়া অনুবাদ দুটা খণ্ডত ‘কোৰান শ্বৰীফ’ নামদি প্ৰকাশ কৰিছিল। তেওঁৰ এই অনুবাদ ১৯৮৯ চনত সম্পূৰ্ণকৈ প্ৰেট্ৰিটেইনৰ পৰা প্ৰকাশিত হয়।

সমালোচনা সাহিত্যৰ এটা নতুন দিশ উন্মোচন কৰে অধ্যাপক ৰায়হান শ্বাহে। অনুবাদ সাহিত্যলৈ তেখেতে আগবঢ়োৱা অৱদানৰ কথা নকলে অসমীয়া সাহিত্যজগত আধৰণা হৈ ৰ'ব। ‘ৰছৱেল জনছনৰ জীৱনী’, ‘The Lost World’, ‘Treasure Island’ আৰু ওমৰ খৈয়ামৰ কিছুমান ৰাখায়তো তেখেতে অসমীয়ালৈ অনুবাদ কৰিছিল। তেখেতে অনুবাদ কৰা ভল্টেয়াৰৰ ‘কেনদিদা’ ১৯৯৬ চনত সাহিত্য একাডেমিয়ে ‘কান্দীদ’ নামেৰে প্ৰকাশ কৰে।

যোৰহাটৰ শিক্ষাবিদ হাৰলাব বছিদ চাহাবে বিশ্ব শতিকাৰ পঞ্চাশ আৰু ষাঠিৰ দশকত অসমীয়া পাঠকক বিশ্ব সাহিত্যৰ মণি মুকুতাৰ লগত পৰিচয় কৰি দিয়ে। তেখেতে ‘চাৰ্ল্চ ডিকেন্স’, ‘আলেকজেণ্ড্ৰ ডুমা’, ‘পার্লবাক’ আদি গ্ৰন্থৰ অনুবাদ কৰিছে। তেখেতে কিছুমান গ্ৰন্থৰ নাম ইংৰাজীতে ৰাখিছে আৰু কিছুমানৰ নাম সলনি কৰিছে। ‘অলিভাৰ টুইষ্ট’, ‘মাৰ্কোপলো’ আদি মূল্যবান গ্ৰন্থসমূহ সাৱলীলভাৱে ৰছিদ চাহাবে অনুবাদ কৰিছে।

অসমীয়া ইচ্ছামীয় সাহিত্যৰ প্ৰতি অৱদান আগবঢ়োৱা অন্যতম লেখকগৰাকী হ'ল- মহম্মদ চাদেৰ আলি। তেখেতৰ উল্লেখনীয় কৃতি হ'ল- ‘পৰিব্ৰজাৰ কোৰান’ (১৯৬২)। যিথন হ'ল কোৰানৰ প্ৰথম সম্পূৰ্ণ অসমীয়া অনুবাদ। চাদেৰ চাহাৰৰ উল্লেখনীয় আন তিনিখন অনুদিত গ্ৰহণ হৈছে- ‘কুসুম কানন’ (গুলিঙ্গাৰ অনুবাদ), ‘সুৰভি কানন’, (মূল-বৃস্তান), আৰু ‘ওমৰ কাব্য’, (ৰ৖বায়্যাতে ওমৰ খায়যামৰ অনুবাদ)।

অসমীয়া সাহিত্যলৈ যিসকল প্ৰতিভাৱান ব্যক্তিয়ে নামা আছকালৰ মাজেৰে প্ৰচুৰ বৰঙনি আগবঢ়াইছে, তাৰ ভিতৰত আবুচু ছাতাৰৰ নামো উল্লেখযোগ্য। কবি সাহিত্যিক আবুচু ছাতাৰ এগৰাকী বিশিষ্ট অনুবাদকো। তেখেতৰ অনুদিত গ্ৰহসমূহ হ'ল- ‘কাজী নজৰল ইচ্ছাম’, ‘কৰীৰ’ আৰু ‘সৌভাগ্যৰ পৰশমণি’।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যাপক আবুল লেইচৰ (১৯৩৪) অসমীয়া অনুবাদ সাহিত্যলৈ অৱদান প্ৰচুৰ। ড° প্ৰফুল্ল দত্ত গোস্বামীৰ সতে যুটীয়াভাৱে তেওঁ দুখন নাটক অনুবাদ কৰিছে- ‘সপোনৰ ঘৰ’ আৰু ‘বান্দৰৰ হাতোৱা মাঠোন’। তেখেতৰ নিজস্বভাৱে প্ৰকাশ পোৱা ‘গুড়বাই মিষ্টাৰ চিঙ্গ’ (১৯৮৮ মূল, হিল্টন), ‘জংঘলী সাধু’ (১৯৯৪ মূল, বিপলিং), ‘হাও গ্ৰীন বাজ মাই ভেলী’, ‘তিনিবঙ্গু’ (Three Musketeers) আদি বিখ্যাত বিদেশী, ঘাইকৈ ইংৰাজী গ্ৰন্থৰ সৰল অনুবাদ উল্লেখযোগ্য। দীৰ্ঘদিন অনুবাদ কলাৰ সতে জড়িত লেইচ চাহাবে ‘অনুবাদৰ কথা’ নামেৰে অনুবাদ সম্পর্কীয় এখন মননশীল গ্ৰহণ বচনা কৰিছে। লেইচ চাহাবে অসমীয়া সাহিত্যলৈ উচ্চ পৰ্যায়ৰ অনুবাদেৰে অৱদান আগবঢ়োৱাটো সৰ্বজন স্বীকৃত।

অসম সাহিত্য সভাৰ (২০১৩-২০১৪ চনৰ) সভাপতি ইমৰান শ্বাহ অসমীয়া সাহিত্য জগতত অতি জনপ্ৰিয় নাম। গল্পকাৰ, ঔপন্যাসিক ইমৰান শ্বাহে কেইখনমান গ্ৰহণ অনুবাদ কৰিছে। তাৰে ভিতৰত ‘জোনাকৰ ছবি’, (১৯৬০), ‘ইনকিলাব’, ‘ক্ৰীতিদাসৰ হাঁহি’ (১৯৮৪), উল্লেখযোগ্য।

হজৰত আজান পীৰৰ (ৰং) নৰম পুৰুষ বিশিষ্ট শিক্ষাবিদ চৈয়দ ছামচুল হৃদাই অসমীয়া অনুবাদ সাহিত্যলৈ দি যোৱা অৱদান সমূহ অতি মূল্যবান। ১৯৯৫ চনত মোহাম্মদ মজীদ আলীৰ সৈতে যুটিয়াভাৰে হৃদা চাহাৰে ‘তফচিৰল কোৰান’ৰ ত্ৰিশতম খণ্ডৰ ব্যাখ্যাসহ অনুবাদ কৰে। আৰু পাছত ড° ৰূপ চান্দ আলিৰ সহযোগত চৰা রাকাৰা অনুবাদ কৰি অসমীয়া সাহিত্য চহকী কৰে। ১৯৯৯ চনত বিশ্ব বিশিষ্ট ইছলামী চিন্তাবিদ আল্লামা আবুল আলা মন্দুদী চাহেব (ৰং)ৰ উদ্দৰ্জ ‘তর্জমা-এ-কোৰান মজীদ’ৰ অসমীয়া অনুবাদ ‘কোৰআন বোধ’ নামেৰে পুথিখন মোহাম্মদ মজীদ আলীৰ সহায়েৰে প্ৰকাশ কৰে।

শিৰসাগৰ জিলাৰ ধাই আলিৰ এগৰাকী সাহিত্য সেৱী হ'ল চৈয়দ ফাতেহল মাঘান। তেখেতৰ দুখন উল্লেখযোগ্য অনুবাদ প্ৰস্থ হৈছে- ‘ইছলামৰ পৰিচয়’ (১৯৭০) আৰু ‘বাহাৰিস্তান-ই-গায়বী’ (১ ম খণ্ড ১৯৯৯)। তেওঁৰ অনুবাদ অতি প্ৰাঞ্জল আৰু মূলৰ ওচৰ চপা।

মহম্মদ পিয়াৰ একাধাৰে কৰি, ঔপন্যাসিক আৰু অনুবাদক। তেখেতৰ অনুবাদ পুঁথি তিনিখন হ'ল- ‘হাইফেন’ (১৯৫৮), ‘জীনভাল জীনৰ কাহিনী’ আৰু ‘সুদামৰ অন্ন’। তেওঁৰ ‘হাইফেন’ প্ৰস্থখন লিউ টলষ্টয়ৰ ‘আনা কাৰেনিনা’ শীৰ্ষক ইংৰাজী উপন্যাসখনৰ অনুবাদ।

নগাওঁৰ চমছেৰ আলি চাহেবে ১৯৯৫ চনত মহাত্মা ইমাম মোহাম্মদ গাজালি বহমাতুল্লা চাহাৰৰ ‘কিমিয়া-চা আদাত’, নামৰ প্ৰস্থখন ‘সৌভাগ্যৰ পৰশমণি’ নামেৰে তেজপুৰ প্ৰেছৰ পৰা নিজে প্ৰকাশ কৰি উলিয়াইছিল। এই পুথিখনেই ছাখাওত আলি চাহাৰে ১৮৮৪/১৮৮৫ চনত ‘পৰামার্থ দৰ্পন’ নামেৰে প্ৰথমে অনুবাদ কৰিছিল।

কৰি সাহিত্যিক আৰু সমালোচক ইমদাদ উল্লাহ এগৰাকী অতি মেধা সম্পন্ন ব্যক্তি। তেখেতে কেইবাখনো প্ৰস্থ অনুবাদ কৰিছিল। ১৯৭৩ চনত নিত্য দত্তৰ ২০ টা অসমীয়া কবিতা ‘The Rhythm of Broken Dreams’ শীৰ্ষকেৰে ইংৰাজীলৈ অনুবাদ কৰে। তাৰোপৰি লক্ষহীৰা দাসৰ

২০ টা অসমীয়া কবিতা ‘Between Births’ শীৰ্ষকৰে ইংৰাজীলৈ অনুবাদ কৰে। তাৰোপৰি তেওঁ কেইবাখনো ইংৰাজী গ্ৰন্থ দক্ষতাৰে অসমীয়ালৈ অনুবাদ কৰিছিল।

মৰহূম কেৰামত আলী চাহাব ইছলামিক ছাত্ৰ সহা, অসমীয়া সাহিত্য প্ৰকাশন সমিতি আদিৰ প্ৰতিষ্ঠাপক। এই গৰাকী সাহিত্যিকে নিজে গ্ৰন্থ বচনা কৰাৰ উপৰিও অনুবাদো কৰিছে। তাৰে ভিতৰত ‘পৰিৱ্ৰ কোৰান’ (৩০ সংখ্যক চিপৰা বা আমপাৰা) তেওঁ সাৰলীলভাৱে অনুবাদ কৰি হৈ গৈছে।

অসমীয়া সাহিত্যৰ উপন্যাস সন্ধাট চৈয়দ আবুল মালিক একাধাৰে কৰি, গীতিকাৰ, গল্পকাৰ, ঔপন্যাসিক হোৱাৰ উপৰিও তেখেতে বহু কেইখন গ্ৰন্থ অনুবাদ কৰিছিল। ৰছদেশ, আমেৰিকা, তথা ইউৰোপীয় ভালেমান কবিতাৰ সুন্দৰ অৰ্থপূৰ্ণ ভাৱানুবাদ তেখেতৰ জীৱনৰ বিৰল কৃতি বুলি কৰ পাৰি। তেওঁ বিভিন্ন ভাষাৰ পৰা অসমীয়ালৈ অনুবাদ কৰোতে সাধাৰণতে আক্ষৰিক অনুবাদতকৈ ভাৱানুবাদতহে বেছি অগ্ৰাধিকাৰ দিয়া দেখা যায়।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক মহম্মদ তাহেবৰ মৌলনা আবুল কালাম আজাদৰ ‘তর্জুমান আল-কোৰাণ’ৰ প্ৰাৰ্ভনিৰ পুথিখনিৰ ইংৰাজীৰ পৰা অসমীয়ালৈ অনুবাদ, ‘কোৰাণৰ মৌলিক ধাৰণাই’ অসমীয়া অনুবাদ সাহিত্যলৈ এক নৱতম সংযোজন। মৌলনা আজাদৰে উক্ত নামৰ বিশদ ব্যাখ্যাসম্বলিত পুথিখনি কমৰুজ্জামান আহমদে ‘কোৰআনৰ মতাদৰ্শৰ ব্যাখ্যা’ নামেৰে ২০১৩ চনৰ মে’ মাহত অনুবাদ কৰি অসমীয়া অনুবাদ সাহিত্য চহকী কৰিছে।

কমৰুজ্জামান আহমদ অধুনাকালৰ অন্য এজন লেখত লবলগীয়া অনুবাদকাৰী। আয়োছা আশ্রফ আহমেদেও অনুবাদ সাহিত্যলৈ অৱদান আগবঢ়াইছে।

শ্বামচুল হক চৌধুৰীয়ে বাংলাদেশৰ সত্যেন সেনৰ ‘বৃটিছ বিৰোধী স্বাধীনতা সংগ্ৰামী মুছলমানৰ ভূমিকা’ নামৰ গ্ৰন্থৰ অসমীয়া অনুবাদ কৰিছে।

ড° ছাহিউজ্জামান আহমদৰ ‘শান্তিৰ সন্ধানত’ আৰু ‘সাম্প্ৰদায়িকতাবাদ কি সঁচা কি মিছা’ দুখন ইংৰাজীৰ পৰা অসমীয়ালৈ অনুবাদ কৰা পুঁথি।

ছাইদুল ইছলামে ড° বিমল ফুকনৰ মূল ইংৰাজী গ্ৰন্থ ‘Srimanta Sankardeva : Vaishnava Saint of Assam’ খন অসমীয়ালৈ অনুবাদ কৰিছে। তেওঁৰ চুটি গল্প, উপন্যাসিকাৰ উপৰিও ‘মানুহ আৰু সময়’ শীৰ্ষক এক প্ৰবন্ধ সংকলন প্ৰকাশ হৈছে।

এওঁলোকৰ উপৰিও কেইগৰাকী মান সাহিত্যিকে অনুবাদৰ সহায়ত বিদেশী সাহিত্যিকৰ চিন্তাধাৰাৰ লগত অসমীয়া পাঠকক পৰিচয় কৰাই দিবলৈ প্ৰয়াস কৰিছে। তেওঁলোকৰ ভিতৰত তমিজুদ্দিন, জিয়াউৰ বহমান বেগ, নেকিবুজ্জামান আহমদ, লুটফুৰ বহমান, ডাঃ নেচাৰ আহমেদ, চাকিল জামান, মঝ মফিৰ আলি, পইনুৰুদ্দিন আহমেদ, বাজিদুৰ বহমান, জমিৰুদ্দিন আহমদ, নাজিমুদ্দিন আহমেদ, চৈয়দা চকিনা আশ্রফ, আবুল মজিদ খান, চফিউৰ বহমান শইকীয়া, আদি সকলৰ নাম উল্লেখ কৰিব পাৰি।

শিশু সাহিত্য

অসমীয়া সাহিত্যত ধাইনাম, নিচুকনি গীত আৰু সাধুকথাবোৰৰ মাজেৰে শিশু সাহিত্যৰ প্ৰকাশ ঘটে। ‘অৰুণোদাই’ আৰু তাৰ পিছত ‘জোনাকী’ যুগৰ পৰা অসমীয়া শিশু সাহিত্য বৃদ্ধি হৰলৈ ধৰে। মুছলমান লেখক হিচাপে মোহম্মদ সোলেইমান খাঁ (কবিতা পুঁথি), হাৰৱাৰ ৰঞ্জিদ (বতুলীপা), চৈয়দা চকিনা আশ্রফ (হাদিছৰ গল্প), আবুচু ছাত্তাৰ (অকণি অকণি পোৱাল মণি), চাখিনা আহমেদ (পাঞ্জাৰৰ সাধু), আবুল লেইচ (অৱণ্যৰ সাধু) আদি লিখকসকলে শিশু সাহিত্যৰ ভড়াল চহকী কৰে।

অসমীয়া শিশু সাহিত্যলৈ যোৱা শতিকাৰ ত্ৰিশ দশকৰ পৰা অবিহণা যোগোৱা প্ৰথম গৰাকী মুছলমান সাহিত্যিক হ'ল মংগলদৈৰ এম.

ইৱাহীম আলি। অসমীয়া শিশু পাঠ্যপুঁথি আৰু শিশু সাহিত্যলৈ তেখেতৰ অৱদান প্ৰচুৰ। তেওঁ শিশুৰ উপযোগীকৈ বচনা কৰা ‘পৰী কুঁৰৰীৰ সাধু’, ‘কুমৰী জেবুনিছা’ আদি পুঁথিয়ে একালত পাঠকৰ পৰা বহুল সমাদাৰ লাভ কৰিছিল। অসমীয়া শিশু সাহিত্যলৈ আলি চাহাবৰ উল্লেখযোগ্য অৱদান হ'ল শিশু আলোচনী ‘কাঁচিজোন’। ১৯৫২ চনত মংগলদৈৰ পৰা ‘কাঁচিজোন’ প্ৰকাশিত হৈছিল আৰু ১৯৫৫ চনলৈ এই আলোচনী প্ৰকাশ হৈ আছিল।

বিশিষ্ট গীতিকাৰ, কবি, গল্পকাৰ, শিশু সাহিত্যিক প্ৰবন্ধকাৰ এলি আহমেদৰ (১৯৩৫) অসমীয়া শিশু সাহিত্যলৈ বৰঙনি প্ৰচুৰ। এই গৰাকী শিশু সাহিত্যিকে কেইবাখনো মঞ্চ সফল শিশু নাট বচনা কৰে। ‘মণিবাম দেৱান’ (১৯৮২), ‘দোক-মোকালিৰ গীত’, ‘ৰংমনৰ মন’ (১৯৮১), ‘আমি অভিনয় কৰা নাই’ ইত্যাদি এলি আহমেদৰ জনপ্ৰিয় শিশু গ্ৰন্থ। তেখেতৰ শিশু নাটৰ ভিতৰত ‘নতুন চোলা’, ‘ককাদেউতাৰ সাধু’ উল্লেখযোগ্য।

যোৰহাটৰ শিক্ষাবিদ হাৰুন-আৰু-ৰচিদ এগৰাকী অতি জনপ্ৰিয় শিশু সাহিত্যিক। তেওঁৰ শিশু সাহিত্যৰ ভিতৰত ‘অলিভাৰ টুইষ্ট’, ‘ধী মাচকেটিয়াছ’, ‘বনবীৰ টার্জান’, ইত্যাদি উল্লেখযোগ্য।

নলবাৰীৰ কবি জমিকুদিন আহমেদ এগৰাকী দক্ষ শিশু সাহিত্যিক। তেখেতে শিশুৰ বাবে বচনা কৰা গ্ৰন্থ সমূহ হ'ল- ‘চীন দেশৰ কাহিনী’, ‘অতীজৰ সাধু’, ‘জোনাকী নিশাৰ সাধু’, ‘জাপানৰ সাধু’, ইত্যাদি।

মংগলদৈৰ আবুৰ বহমান একাধাৰে ঔপন্যাসিক, কাহিনীকাৰ, ইতিহাস প্ৰেমী, কবি, জীৱনী লেখক, নাট্যকাৰ আৰু তাৎকিক প্ৰবন্ধকাৰ। তেওঁৰ শিশু গ্ৰন্থখন হ'ল- ‘মানুহৰ ৰং’ (২০০৩)। এই গ্ৰন্থখনত শিশুসকলৰ নৈতিকতা আৰু চৰিত্ৰ গঠনত সহায় কৰাৰ কথা আছে।

আনিছ উজ জামান (১৯৪৯) এগৰাকী কবি, গীতিকাৰ তথা কৃতীশিক্ষক। জামান চাহাবৰ শিশু পদ্য কেইখন হ'ল- ‘বিন্দীয়া নদ’, ‘বনবীয়া চৰাই’, ‘তুমি মোৰ জোন গধুলিৰ সোণ’, ‘আজাৰৰ বতৰত হেজাৰৰ পোহাৰী’, ইত্যাদি।

গোলাঘাট জিলাৰ নাহৰনিত জন্ম প্ৰহণ কৰা বাজিদুৰ ৰহমান (১৯৬০) পেছাত শিক্ষক। কবি, জীৱনীকাৰ আৰু অনুবাদক হিচাপে পৰিচিত ৰহমান চাহাবে শিশুহত্তৰ বাবে কেইখন মান শিশু প্ৰস্থ ব'চনা কৰিছে। ‘কণ মইনাৰ পদ’ (২০০১), ‘নেহেৰু খুড়া’, ‘টমৰ দুঃসাহসিক অভিযান’ এইবোৰৰ ভিতৰত উল্লেখযোগ্য।

কটন মহাবিদ্যালয়ৰ অধ্যাপক নুৰুল ইচ্ছাম শইকীয়া (১৯৭১) এগৰাকী প্ৰতিভাৱান লেখক। শইকীয়া চাহাবৰ ‘অকণিৰ বামায়ণ’ (২০০৭), ‘আধুনিক পঢ়াশালীয় অভিধান’(২০০৮) আৰু ‘শাহ নামাৰ কাহিনী’ (২০০৮), অসমীয়া শিশু সাহিত্যজৈলৈ বিশেষ অৱদান।

এওঁলোকৰ উপৰিও, চৈয়দ আব্দুল মালিক, আব্দুছ ছাত্তাৰ (অকণি অকণি পোৱাল মণি), চাখিনা আহমেদ, চৈয়দ ছামচুল হৰ্দা, কেৰামত আলি, আলিমুন নিহা পিয়াৰ, খাতুন মানা আহমেদ আদিয়ে শিশু উপযোগী বিভিন্ন পুথিৰে অসমীয়া শিশু সাহিত্যৰ ভড়াল চহকী কৰিছে।

অৱণ কাহিনী

অসমীয়া সাহিত্যত অৱণ কাহিনীমূলক লেখনী বেছি চহকী নহয়। সূৰ্যকুমাৰ ভূঞ্গ, বিৰিষ্ঠি কুমাৰ বৰুৱা, হেমকান্ত বৰুৱা আদি কৰি মাথোন কেইগৰাকীমানৰহে অৱণ কাহিনী লেখা পোৱা যায়। অসমীয়াত অৱণ কাহিনী লেখা মুছলমান লেখক কেইগৰাকীৰ লেখা ঘাইকৈ হজ যাত্ৰাৰ বিৱৰণতে সীমিত। তথাপি চৈয়দ আব্দুল মালিক, আব্দুছ ছাত্তাৰ প্ৰমুখে কেইগৰাকীমানৰ অৱণ কাহিনী উল্লেখনীয়।

কথাশিল্পীৰপে পৰিচিত চৈয়দ আব্দুল মালিক হ'ল অসমীয়া সাহিত্যৰ শ্ৰেষ্ঠ ৰাপকাৰ। ৰসৰাজ লক্ষ্মীনাথ বেজৰৰুৱাৰ পিছতে অসমীয়া সাহিত্যত মালিকৰ স্থান। এই গৰাকী সাহিত্যাচার্যই তিনিখন অৱণ কাহিনী ব'চনা কৰিছিল। তেখেতে- ‘মাজত মাথোন হিমালয়’ প্ৰস্থখনৰ বাবে ‘ছেভিয়েট দেশ নেহৰু বাঁটা’ ১৯৬৫ চনত লাভ কৰিছিল।

অসমীয়া সাহিত্যজৈলৈ যিসকল প্ৰতিভাৱান ব্যক্তিয়ে নানা আছকালৰ মাজেৰে প্ৰচুৰ বৰঙণি আগবঢ়াইছে, তাৰ ভিতৰত আব্দুছ ছাত্তাৰৰ

নামো উল্লেখযোগ্য। ছাত্রাবস্থাবে পৰা সাহিত্য চৰ্চা কৰা ছাত্রাব চাহাবে ‘বিদেশত দুদিনমান’ শীৰ্ষক এখন মনোৰম ভ্রমণ কাহিনী গ্ৰহ বচনা কৰে। উক্ত গ্ৰন্থখনত আফগানিস্তানৰ লোকৰ সামাজিক জীৱনৰ চিত্ৰ পোৱা যায়।

যোৰহাট জিলাৰ তিতাৰৰত জন্মলাভ কৰা ডাঃ নবাৰ দানিছ মহম্মদ (১৯০৩-১৯৮০)পেছাত এগৰাকী চিকিৎসক। সাহিত্যৰ জগতখনলৈ তেওঁৰ অৱদান লেখত লবলগীয়া। তেওঁৰ ‘হজ যাত্ৰীৰ ডায়েৰী’ (১৯৬৪) অসমীয়া ভ্রমণ সাহিত্যলৈ অমূল্য বৰঙনি।

ৰৌশন আৰু খাতুনৰ ‘মোৰ মধ্য এচিয়া ভ্রমণ’ আৰু ‘পৱিত্ৰ হজ যাত্ৰা’ত হজৰ নিয়মাবলী আৰু মানৱীয় আশা -নিৰাশাৰ বিৱৰণ আছে।

নগাওঁৰ বাসিন্দা বিউটী বহমানৰ অসমীয়া সাহিত্যলৈ অৱদান লেখত লবলগীয়া। কবি, গল্পকাৰ বহমানৰ ‘পৱিত্ৰ হজ্জ যাত্ৰাৰ কথা’ (১৯৫৫) এখনি উল্লত মানৰ তীর্থ্যাত্মা তথা ভ্রমণ কাহিনী।

ড° আয়েছা আশ্রফ আহমদে ২০০৫-০৬ চনত হজ কৰি ২০১১ চনত ‘খুশবু-এ-হজ্জ’ নামৰ এখনি উচ্চ মানৰ পুঁথি লেখিছে। ইয়াত হজত দৰ্শন কৰিব লগা ঠাই আৰু স্মৃতি চিহ্নোৰ, পালনীয় ৰীতি-নীতিবোৰ আৰু কৰণীয় কামবোৰ বিশদ বৰ্ণনা আছে। অসমীয়া ভ্রমণ সাহিত্যলৈ ই নিশ্চিত ভাৱে এক অনবদ্য অৰ্দ্ধ্য।

হজযাত্ৰাৰ বিষয়ে ৰচিত আদিল-উল- যাহিনৰ ‘হজযাত্ৰা - এক অন্যন্য অভিজ্ঞতা’ আৰু আব্দুল গফুৰৰ ‘কাৰা আৰু মদিনাৰ পথত’ দুখন ধন্মৰ্মায় ভ্রমণ কাহিনী।

অসম চৰকাৰৰ পুৰক্ষাৰ প্রাপ্ত কৃতী শিক্ষক নুৰুদ্দিন আহমেদে শিক্ষামূলক ভ্রমণৰ আধাৰত লিখা ভ্রমণ কাহিনী ‘পৰশুকুণ্ড দৰ্শন’ এখন উপাদেয় পুঁথি। ড° আব্দুল ছাত্রাব (গুৱাহাটী)ৰ ‘প্ৰান্তৰে প্ৰান্তৰে’ আৰু ছফিউৰ বহমান শইকীয়াৰ ‘দেশে দেশে মোৰ দেশ’ দুখন সুখপাঠ্য ভ্রমণ কাহিনী। ৰমিছা বেগমৰ ‘অন্যন্য কাশীৰ’ - বাতৰি কাকতত ধাৰাবাহিক ৰাপে প্ৰকাশিত ভ্রমণ কাহিনী।

ইয়াৰ উপৰিও মুস্তাফিজুৰ বহমানৰ ‘তুষাৰ মৰৰ প্ৰান্তত’ আতাউৰ বহমানৰ ‘ভাৰত ভ্ৰমণো’, মহন্মদ মছউদৰ ‘আৰ্যৱৰ্তত এভুমুকি,’ ডঃ নুৰুল হুদাৰ ‘পৰিত্ৰ হজ কথা’, আদাম আলীৰ ‘মোৰ হজ যাত্ৰা’, এম ঝন্টাম আলিৰ ‘ভেনিচিত এভুমুকি, খাতুন মান্না আহমেদৰ ‘মধ্য প্ৰাচ্য আৰু আৰব্য ইতিহাস’ আৰু ফানোৱাৰা হাজৰিকাৰ ‘মোৰ হজ যাত্ৰা’ আদি উল্লেখযোগ্য।

বিবিধ সাহিত্য

১৮৪৬ চনত ‘অৰুণোদাই’ৰ প্ৰকাশেৰে আধুনিক অসমীয়া সাহিত্যৰ যি যাত্ৰা আৰম্ভ হ'ল, সেই যাত্ৰা বিভিন্ন বিঘণি আৰু বাধা অতিক্ৰমি লাহে লাহে জয়যাত্ৰাত পৰিণত হ'ল। আজি আধুনিক অসমীয়া সাহিত্যই ইয়াৰ বিভিন্ন অংগোৰে যথেষ্ট প্ৰসাৰ আৰু গভীৰতা লাভ কৰিছে। মুছলমান লেখকসকলৰ অৱদান এই সকলোৰোৰ দিশলৈ সুকীয়া সুকীয়াকৈ দেখুওৱা এটা দুৰ্বল কাম। সেয়েহে সাহিত্যৰ ওপৰত উল্লেখিত নোহোৱা দিশবোৰলৈ তেওঁলোকৰ অৱদান থূলমূলকৈ তলত আলোচনা কৰা হ'ল।

বহুমুখী প্ৰতিভাৰ আৰক্ষ চৈয়দ আবুল মালিক এগৰাকী গৱেষক আৰু মৌখিক সাহিত্যৰ সংকলনকো আছিল। অসমীয়া ‘জিকিৰ আৰু জাৰী’ তেওঁৰ গৱেষণা মূলক সংকলন কাৰ্য্যৰ উজ্জ্বল চানেকি।

অসমীয়া সাহিত্য জগতৰ আন এতি অতি চিনাকী নাম হ'ল আবুচু ছান্তাৰ। শিক্ষাবিদ, সমালোচক ছান্তাৰ চাহাবে অসমীয়া ভাষাৰ প্ৰথমখন কোষ গ্ৰন্থ বচনা কৰে। তাৰ উপৰিও তেওঁ ‘সংমিশ্ৰণত অসমীয়া সংস্কৃতি’, ‘সম্প্ৰীতিৰ চানেকি’ আদি গ্ৰন্থবোৰ অতি উচ্চমানৰ সমাজ অধ্যয়নৰ পুঁথি।

প্ৰান্তন প্ৰশাসনিক বিষয়া তবিউল হুছেইন সমকালীন অসমীয়া সাহিত্যৰ বম্য গল্পৰ এজন আগ ৰণুৱা লেখক। তেওঁৰ বম্যৰচনাত মাথো মানৰ জীৱনৰ লঘু দিশটোৱেই প্ৰতিফলিত হৈছে এনে নহয়, এইবোৰৰ মাজেৰে তেখেতে এজন ব্যক্তিৰ গভীৰ সুখ, দুখ, মানসিক চিন্তা-ধাৰা, স্পৃহা, আকাঙ্ক্ষা আৰু সমাজত চলি থকা অন্যায় অসুয়াৰ সাঁচ পাঠকৰ মনত বহুবাবলৈ প্ৰয়াস কৰিছে।

ৰফিউল হুচেইন বৰুৱাৰ অসমীয়া সাহিত্য সংস্কৃতিলৈ উৎকৃষ্ট অৱদান হৈছে ‘ইছলামীয় ঐতিহ্য আৰু অসম’ শীৰ্ষক গ্ৰন্থখন। তাৰো উপৰিও তেওঁ ‘স্বাধীন অসম আৰু ঐতিহাসিক পটভূমি’ প্ৰমুখ্যে ভালেকেইখনমান গ্ৰন্থ অসমীয়া জাতিৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতক লৈ লেখিছে।

গোলাঘাট জিলাৰ অধ্যাপক মুহিউদ্দিন আহমেদ এগৰাকী বিশিষ্ট বুৰঞ্জীবিদ। ‘খিলঙ্গীয়া মুছলমান: অতীত, বৰ্তমান, ভৱিষ্যৎ, (২০০৭), অসমীয়া লোকবচন’ আদি তেখেতৰ প্ৰকাশিত গ্ৰন্থ।

যোৰহাটৰ জগন্নাথ বৰুৱা কলেজৰ অধ্যাপক ছালিম আলি আহমেদৰ ভালেমান সাহিত্য সম্পর্কীয় সমালোচনামূলক প্ৰবন্ধ প্ৰকাশ হৈছে। তেওঁৰ সম্পাদিত ‘অসমৰ মুছলমান সমাজ আৰু সংস্কৃতিৰ ৰূপৰেখা (২০০৯) এখনি মূল্যবান গ্ৰন্থ।

ইমদাদ উল্লাহ এগৰাকী বিশিষ্ট সমালোচক। তেখেতৰ সাহিত্য দৰ্শনৰ ‘সৃজন আৰু মনন’, ‘সমীক্ষকৰ দৃষ্টিবে’, ইত্যাদি গ্ৰন্থ অসমীয়া সাহিত্যৰ মূল্যবান গ্ৰন্থ।

কবি জমিৰাদিন আহমদ চাহাবে কেইবাখনো মূল্যবান কবিতা আৰু প্ৰবন্ধ বচনা কৰিছে। ‘মুছলিম জাতিৰ চমু ইতিহাস’, ‘অসমৰ মুছলমানৰ ঐতিহাসিক পটভূমি’, ইত্যাদি তেখেতৰ গৱেষণাধৰ্মী গ্ৰন্থ।

বৰপেটাৰ প্ৰখ্যাত সাহিত্যিক আৰু সাংবাদিক এম. ইলিমুদ্দিন দেৱানৰ বম্য বচনা খন হ'ল- ‘মজাৰ কিছু’। তাৰ উপৰিও তেওঁৰ ‘চৰ-চাপৰিৰ জীৱন কাহিনী’, ‘ন-অসমীয়া মুছলমানৰ সাহিত্য চৰ্চা’ ইত্যাদি অসমীয়া সাহিত্যলৈ উল্লেখনীয় অৱদান।

তফজ্জুল আলিৰ সাহিত্য কৃতি সমূহ হ'ল- ‘অসমীয়া আধুনিক গীতৰ সংগীতকাৰ সকল’, ‘অসমীয়া সংগীতৰ ঐতিহ্য’, ‘সংস্কৃতিৰ সৰু সৰু কথা’ আৰু ‘সুৰৰ নিছিগা ধাৰ’ ইত্যাদি।

মংগলদৈৰ আবুল মজিদ চাহাবে কেইখনমান গৱেষণা ধৰ্মী গ্ৰন্থ বচনা কৰে। তাৰ ভিতৰত ‘দৰঙৰ ঐতিহাসিক সমল’ (১ ম খণ্ড), ‘দৰঙৰ সংগ্ৰামী ইতিহাস’ ইত্যাদি।

চমচেৰ আলি চাহাবে সাহিত্য কৃতিৰ বাবে পোৱা স্বীকৃতি আৰু
বঁটাৰ সংখ্যা সৱহ। তেখেতে বচনা কৰা গুৰু সম্ভাৰৰ ভিতৰত ‘সাধনা আৰু
সিদ্ধি’, ‘হজঃ এক মহা অভিসাৰ’, ‘গার্হস্থ্য জীৱন’ (অন্তৰায় আৰু নিৰাময়)
ইত্যাদি জনপ্ৰিয় পুঁথি।

অসমীয়া সাহিত্যৰ শিক্ষয়ত্ৰী মছফিয়া আহমেদৰ ‘অসমীয়া
সাহিত্যৰ গতি পথ’ শীৰ্ষক সমালোচনামূলক গুৰু ভট্টাচাৰ্যৰ
সৈতে যুটীয়া ভাৱে প্ৰকাশ কৰে। আহমেদৰ ইছলাম ধৰ্ম, সাহিত্য আৰু
সংস্কৃতি’ এখন মননশীল প্ৰবন্ধ গুৰু।

বৰপেটাৰ পাটাছাৰকুছিৰ ছেৰিফুদিন আহমেদে ভালেমান গুৰু
বচনা কৰিছে। ‘ককাদেউতাৰ দিনৰ পৰা’, ‘সাম্প্ৰদায়িকতাৰ আনন্দৰত
ভাৰতীয় জাতীয়তাবাদ আৰু অন্যান্য’ ইত্যাদি তেখেতৰ উল্লেখযোগ্য পুঁথি।

কামৰূপ জিলাৰ হাজো (আলিকায) নিবাসী মজনুৰ হুছেইনৰ
প্ৰকাশিত প্ৰবন্ধ সংকলন- ‘সমৰ্পণৰ প্ৰতীক শংকৰ আজান’ আৰু ‘বৰগীত
আৰু জিকিৰৰ আলোচনা’ দুখনে সমাজত আদৰ পাইছে।

ইংৰাজী সাহিত্যৰ অধ্যাপক ড° কুতুবুদ্দিন আহমেদে অসমীয়া
সমালোচনা সাহিত্যৰ এটি চিনাকী নাম। তেওঁৰ ইংৰাজী সাহিত্যৰ চমু
বুৰঞ্জী’ অসমীয়া সাহিত্যলৈ বিশেষ অৱদান। তাৰ উপৰিও তেখেতে
‘সাহিত্য কোষ’, ইংৰাজীত কথা পাতো আঁহা’ আদি পুঁথি বচনা কৰিছে।

প্ৰবন্ধকাৰ আহতাবুল হুছেইনৰ প্ৰবন্ধ সংকলন কেইখন হ'ল-
‘সাহিত্য সংস্কৃতি’, ‘প্ৰবন্ধ আৰু প্ৰবন্ধ’ ইত্যাদি।

শিক্ষয়ত্ৰী মল্লিকা বহমান এগৰাকী বিশিষ্ট নিবন্ধকাৰ। তেওঁৰ
‘আজান ফকীৰৰ জীৱন আৰু কৃতি’ এখন গৱেষণা ভিত্তিক গুৰু।

শিৰসাগৰৰ আমগুৰিৰ সাংবাদিক আব্দুল গফুৰ আহমেদে
কেইবাখনো মূল্যবান গুৰু দক্ষতাৰে সম্পাদনা কৰিছে। তাৰে ভিতৰত
‘সংবাদ সুৰভি’, ‘সদৌ অসম সাংবাদিক সংস্থাৰ জীৱন পঞ্জী’ ইত্যাদি প্ৰধান।
নিকুমনি হুছেইন এগৰাকী নবীন প্ৰতিভাৱান সাহিত্যিক। তেখেতৰ ‘নিঃসংগ

হৃদয়ৰ আলাপ' (২০০৭), 'মামনি বয়চমৰ আভা আৰু প্ৰতিভা' ইত্যাদি অন্যান্য প্ৰকাশিত বিশেষ গ্ৰন্থ।

শিৰসাগৰৰ আমিনুল্লিঙ্গ আহমেদে অসমীয়া সাহিত্যৰ বেদীলৈ মূল্যৱান বৰঙণি আগবঢ়াইছে। তাৰ ভিতৰত 'ধৰ্ম, বিজ্ঞান আৰু সন্ত্রাসবাদ' উল্লেখযোগ্য।

ইতিহাসৰ প্ৰতি গভীৰ অনুৰাগ থকা আকদাচ আলী মীৰ এজন প্ৰতিভাৱান অধিবক্তা। মীৰ চাহাবে কেইটামান বুৰঞ্জীমূলক প্ৰৱন্ধ লিখিছে। তেখেতে সংকলিত গ্ৰন্থ দুখন হৈছে 'জাহাঙ্গীৰ ফকীৰৰ সন্ধানত' আৰু 'প্ৰাক্কাল'। তেওঁৰ সম্পাদিত আৰু প্ৰকাশিত 'ঐতিহাসিক পটভূমিত অসমৰ ঐতিহ্যমণ্ডিত ইছলাম ধন্মী সকল'ৰ চাৰিটা খণ্ড আৰু 'পুণ্যভূমি অসম আৰু ৰাকফ' অসমীয়া সাহিত্য ভাণ্ডাৰলৈ উল্লেখযোগ্য অৱদান।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ প্ৰাক্তন অধ্যাপক ড° মহম্মদ তাহেৰ এগৰাকী খ্যাতনামা ভূগোলবিদ। স্কুল কলেজ আৰু বিশ্ববিদ্যালয় পৰ্যায়ৰ ভালেমান ভূগোল বিষয়ৰ পাঠ্য পুঁথি বচিয়াতা ড° তাহেৰে ১৯৪০ আৰু ৫০ ৰ দশকত 'কটনিয়ান' আৰু 'ৰামধনু'ৰ পাতত কেইবাটাও উপাদেয় গল্প লেখিছিল। তেওঁ এই দশকত কেইবাটাও ইছলাম ধৰ্ম আৰু দৰ্শন সম্পর্কীয় চিন্তাগধূৰ প্ৰৱন্ধ লেখিছে। তাৰে ২৪ টা চিন্তাগধূৰ প্ৰৱন্ধ কটন কলেজৰ APPOCCUS এ 'ভিন্ন ভাৱ ভিন্ন চিন্তা' নামেৰে ২০১৩ চনত জানুৱাৰীত প্ৰকাশ কৰিছে। তেখেতে অসম সাহিত্য সভাৰ দ্বাৰা প্ৰকাশিত বিশ্বকোষৰ অষ্টম আৰু নৱম খণ্ড দুটাৰ মুখ্য সম্পাদক আৰু চন্দ্ৰকান্ত অভিধানৰ তৃতীয় আৰু চতুৰ্থ সংস্কৰণৰ উপদেষ্টা আছিল।

ওপৰোক্ত সাহিত্যিক সকলৰ উপৰিও মুঝি কেফায়ৎ উল্লাহ (কৃষি দৰ্শন ১৮৮০), মহম্মদ মহিবুল্লাহ (দুনিয়াদাৰী), চান্দ মহম্মদ চৌধুৰী (বিবাহ বিচিত্ৰা), মহম্মদ চালেহ (হাঁহিৰ থনপাক), হাজী ফাইজুল্লিদিন আহমদ (আৰবৰ সাধু), উবেইদুল লতিফ বৰুৱা (This is All India Radio), ছাইদুল ইছলাম (মানুহ আৰু সময়), ইক্রামুল হুছেইন (জন বিস্ফোৰণ), আবুল কুদুৰ (দৃষ্টিপাত), ইৰফান চফয়ী(চিন্তা), ড° ইৰশাদ আলি, বদৰল হুদা (বৈজ্ঞানিক

নবী মহম্মদ), এম কামালুদ্দিন আহমেদ (অসমীয়া কবিতাৰ ইতিহাস), চাঞ্জাদ হচ্ছেইন (বধ্যভূমি ইবাক), আব্দুৰ ৰৌফ (সাহিত্য জ্যোতি), এফ ছাঁটফুল হচ্ছেইন (নাতৰৰ সুবাস বিচাৰি), বাজেদ আলি, মহিবুল হক, বাহাৰুল ইছলাম, বকদুল আলি, আশ্রফ আলি, কমৰজ্জামান আহমদ, বাহাৰুদ্দিন শইকীয়া, আকেলা খানুম, আকবৰ আহমেদ, মনিৰুল হচ্ছেইন, আফজাল হচ্ছেইন, চাকিনা আশ্রফ, ফানোৱাৰা বেগম (তৃষ্ণি ভোজন), আছিয়া বছুল (প্ৰাঞ্জল বৰ্ষন প্ৰকৰণ), কেৰামত আলী (অসমৰ বিদেশী সমস্যা), মহম্মদ হাচান, আলিমা আখতাৰ, মহম্মদ মাছউদ, জালনুৰ আলী, ইনামুল ইছলাম, হায়াত আলি, বাইনুৰ আহমেদ, ওমৰ আলি, চাকিল জামাল, হাইদৰ হচ্ছেইন, নজৰুল হক মাজৰ ভূএগা, ড° মনিৰুল হৃদা, চেনেহী বেগম, ড° আতোৱাৰ বহমান, ছাহনাজ হচ্ছেইন, ছফিউল্লাহ খনিকৰ আদিয়ে সাহিত্য জগতৰ বিভিন্ন শাখালৈ তেওঁলোকৰ অঘ্য আগবঢ়াইছে।

সংবাদ পত্ৰ/আলোচনী

আধুনিক অসমীয়া সাহিত্য গঢ়ি উঠিছিল ঘাইকৈ আলোচনীত নিৰ্ভৰ কৰি। প্ৰকৃততে গ্ৰন্থৰ জৰিয়তে সাহিত্য চৰ্চাৰ দিশত লেখক, প্ৰকাশক, বিতৰক, বিক্ৰেতা সকলোকে লৈ এটা সুকীয়া ধৰণৰ প্ৰতিষ্ঠানিক সম্পর্ক গঢ়ি তোলাৰ প্ৰয়োজন হয়। আলোচনী এখন যিহেতু প্ৰায় যৌথ উদ্যোগত লিখিত, সম্পাদিত, প্ৰকাশিত আৰু বিতৰিত কৰা হয়, সেয়ে উৎপাদন আৰু বিপননৰ ক্ষেত্ৰত যৌথ প্ৰয়াসে বিশিষ্ট ভূমিকা গ্ৰহণ কৰে। ঠিক সেইদৰে পাঠককো আলোচনী এখনে একে সময়তে বিভিন্ন লিখকৰ বিভিন্ন সোৱাদৰ বচনাৰ যোগান দিয়ে বাবে ইয়াৰ পাঠক লাভ কৰাত সুচল হয়।

১৮৫৪ খৃষ্টাব্দৰ ফেব্ৰুৱাৰী মাহৰ ‘অৰুণোদাই’ত শ্ৰীমিৰ মজফৰ হচেন নামৰ শিৱসাগৰৰ কলিকতা প্ৰবাসী এজন চিকিৎসা বিভাগৰ ছাত্ৰই আলোচনীখনৰ সম্পাদকলৈ এখন দীঘলীয়া চিঠি লিখিছিল। তাত ‘অৰুণোদাই’ খনে যে অসমীয়া মানুহৰ মাজত জ্ঞানৰ পোহৰ বিলাই অশেষ উপকাৰ কৰিছে সেইটো লিখিছিল। তেওঁ আৰু অসমীয়া ছাত্ৰ-ছাত্ৰীয়ে

প্ৰকৃতিৰ নীতি-নিয়ম আৰু বিজ্ঞানৰ Law ৰোৰ যে সোনকালেই বুজি পাই উঠা দৰকাৰ সেইটো লিখিছে। তাৰ পাছত তেওঁ ইংৰাজ কবি Thomas Gray ৰ ‘Elegy Written in the Country Churchyard’ নামৰ কবিতাটিৰ সেই বিশ্বিখ্যাত পংক্তিটো ‘Full many a gem of purest ray serene/
And lose its fragance in the desert air’ ৰ অসমীয়া অনুবাদ কৰিছিল।
এইখনিয়েই সন্তুষ্ট এজন মুছলমানে লিখা প্ৰথম অসমীয়া প্ৰৱন্ধ।

১৮৬০ চনৰ জুন মাহৰ ‘অৰনোদই’ত শ্ৰীসেখ হজ নামৰ আন এজন শিৰসাগৰৰ ব্যক্তিয়ে এওঁৰ নামটো পিছত ‘শ্ৰীসেখ হজ হিমানুদীন ডেকা গাওঁবুড়া’ বুলি জনা যায়) ‘বৃন্দি বৃন্দি হোৱাৰ পাঁচ প্ৰকাৰ উপায়’ নামৰ এটা মজলীয়া দৈৰ্ঘ্যৰ অতি উপাদেয় আৰু তাৎপৰ্যপূৰ্ণ প্ৰৱন্ধ লিখিছিল।
সংবাদ তথ্য আলোচনী সাহিত্যলৈ এইবোৰ নিশ্চয় তাৎপৰ্যপূৰ্ণ প্ৰথম
অৱদান।

অৰনোদই (১৮৪৬) ৰ দিনৰে পৰা ‘প্ৰচাৰক’ (১৯২৭)
ওলোৱালৈকে মধ্যৰন্তৰী আশী বছৰত অসমত বহু সংখ্যক কাকত আলোচনী
প্ৰকাশিত হৈছিল যদিও আন সম্প্ৰদায়ৰ তুলনাতে মুছলমান সম্প্ৰদায়ৰ
লেখকৰ আত্ম প্ৰকাশ আৰু সাহিত্য চৰ্চা যথেষ্ট সীমাবদ্ধ পৰিসৰতহে
দেখিবলৈ পোৱা গৈছিল। এই ক্ষেত্ৰত প্ৰধান দুৰ্বলতাৰপে আত্মবিশ্বাসৰ
অভাৱকে চিহ্নিত কৰিব পাৰি। মনকৰিবলগীয়া যে মূলধাৰাৰ কাকত
আলোচনীসমূহ থকাৰ পাছতো বিভিন্ন জনগোষ্ঠীৰ মাজত নিজৰ ভাষা আৰু
সংস্কৃতি প্ৰতিফলিত হোৱাকৈ সীমিত পৰিসৰত হলোও একাধিক
আলোচনীৰ প্ৰকাশ দেখিবলৈ পোৱা যায়। এনে কাকত আলোচনীসমূহে
লেখক পাঠক উভয়ৰে মাজত একধৰণৰ ভাৱগত ঐক্য বিস্তাৰ কৰাৰ লগতে
লেখকসকলৰ মাজত আত্মবিশ্বাস বৃন্দিৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা প্ৰহণ
কৰে।

আসাম এশ্বাআতে ইছলাম সভাৰ মুখপত্ৰকলৈ প্ৰকাশিত
'প্ৰচাৰক' নামৰ মাহিলি কাকতখনেও একেদৰে সেই সময়ৰ অসমৰ মুছলমান
লেখকসকলৰ বাবে এখন মৎস্য গঢ়ি তুলিবলৈ সক্ষম হৈছিল। উল্লেখনীয় যে
'প্ৰচাৰক'-ৰ পূৰ্বে গুৱাহাটীৰ পৰা এম. ইউ আহমেদ পাছীপঢ়ীয়াৰ দ্বাৰা

সম্পাদিত মাহেকীয়া ‘ইছলামী আখবাৰ’ (১৯১৮) আৰু ‘অসম মুছলমান ছাত্ৰ সন্ধিলনৰ’ মুখ্যপত্ৰ মহম্মদ চালেহৰ দ্বাৰা সম্পাদিত তিনিমহীয়া ‘সাধনা’ (১৯২৪-২৮) আৰু লখিমপুৰৰ পৰা চান্দিৰ হুচ্ছেইনৰ দ্বাৰা সম্পাদিত ‘জননী’ (১৯২৬) নামৰ তিনিখন আলোচনী প্ৰকাশিত হৈছিল। যদিও সেইকেইখনৰ প্ৰচাৰ দুখনমান জিলাতেই সীমাৰদ্ধ আছিল। ঠিক সেইদৰে কেউখন আলোচনীতে এমুঠিমান লেখকেহে সাহিত্য চৰ্চা কৰিবলৈ সুবিধা পাইছিল। ইয়াৰ বিপৰীতে ‘প্ৰচাৰক’ৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰখন যথেষ্ট বহুল আছিল আৰু আলোচনীখনে এটা সুনিৰ্দিষ্ট আদৰ্শেৰে আগবঢ়া হেতুকে ‘অসমীয়া ইছলামীয় সাহিত্য’ৰ এটা বিশিষ্ট ধাৰা প্ৰতিষ্ঠাৰ দিশত দিক্ষণী ভূমিকা গ্ৰহণ কৰিছিল। এইখনিতে উল্লেখযোগ্য যে, ‘প্ৰচাৰক’ যদিও এটা ধৰ্মীয় সংগঠনৰ উদ্যোগত প্ৰকাশিত আলোচনী আছিল, তথাপি ইয়াৰ মাজত ধৰ্মান্বক্তা আৰু সংকীৰ্ণ দৃষ্টিভঙ্গী দেখিবলৈ পোৱা নাগৈছিল। কাকতখনৰ জৰিয়তে ইছলাম ধৰ্মসকলৰ মাজত ধৰ্ম সংস্কাৰৰ আদৰ্শ বিস্তাৰ কৰা হৈছিল যদিও ই সকলো পাঠকৰ বাবে সহজবোধ্য আৰু পক্ষপাতবিহীন আছিল। কাকতখনে আকৌ বিভিন্ন ধৰ্ম সম্প্ৰদায়ৰ লোকৰ মাজত ইছলাম ধৰ্ম-সংস্কৃতিক কেন্দ্ৰ কৰি প্ৰচলিত অনৰ্বিশ্বাস আৰু ভূল ধাৰণাবোৰ আঁতৰোৱাৰ বাবেহে যত্ন কৰিছিল। এনে সৎ উদ্দেশ্য আৰু উদাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই বেনুধৰ বাজখোৱা, বুদ্ধীমুদ্রাখ ভট্টাচাৰ্য, হৰিনাৰায়ণ বৰুৱা, চন্দ্ৰনাথ শৰ্মা, আনন্দৰাম হাজৰিকা, ইন্দ্ৰনাথ ফুকন প্ৰমুখ্যে কেইবাজনো হিন্দু ধৰ্মৱলম্বী লেখকেও কৰিতা, প্ৰবন্ধ আৰু অনুদিত বচনাৰে ‘প্ৰচাৰক’ৰ পাত শুৱনি কৰিছিল। ঠিক সেইদৰে আল্ফাৰক লড় হেডলী, এফ কে খান দুৰবৰানী, কেনিং আইজেক টেইলাৰ, খোন্দকাৰ আমিনুদ্দিন আহমেদ, গোবিন্দজী দেশাই, গোলাম ডিকনাইৰ আৰু মোজাফ্ফৰ হুচ্ছেইন, এই সাত গৰাকী লেখকৰ বচনাৰ অনুবাদ প্ৰকাশিত হৈছিল। কাকত খনত বিংশ শতিকাৰ তৃতীয় দশকৰ শেষভাগত অসমৰ বিভিন্ন ঠাইত থকা মুঠ ৪৭ গৰাকী মুছলমান লেখকৰ বচনাৰ সন্ধান পোৱা যায়।

আমি জানো যে আজি কিছুদিনৰ পৰা অসমৰ সংবাদ পত্ৰ, বাতৰিকাকত আৰু আলোচনীৰ সংখ্যা দিনকদিনে বাঢ়ি গৈছে। এম ইমৰান হচ্ছেইন, প্ৰবীণ সাংবাদিক হাইদৰ হচ্ছেইন আদি সকলে সংবাদ জগতৰ ইতিহাস সম্পর্কে বিভিন্ন প্ৰষ্ঠ আৰু কাকতত আলোচনা কৰিছে। এনে অধ্যয়নৰ ভিত্তিত তেওঁলোকে মুছলমান প্ৰতিষ্ঠাপক সম্পাদকৰ দ্বাৰা প্ৰকাশিত কিছু আলোচনী কাকতৰ তথ্য তলত দিয়া ধৰণেৰে দাঙি ধৰিছে-

আলোচনী/কাকত	প্ৰতিষ্ঠাৰ চন	প্ৰতিষ্ঠাপক সম্পাদক
ইছলামী আখবাৰ	১৯১৮	এম ইউ আহমদ পাছীপটীয়া (গুৱাহাটী)
সাধনা	১৯২৩	মহম্মদ চালেহ (গুৱাহাটী)
জননী	১৯২৬	মঃ চাদিৰ হচ্ছেইন (উ° লক্ষ্মীমপুৰ)
প্ৰচাৰক	১৯২৭	মৌলবী চোলেইমান খঁ (যোৰহাট, ডিব্ৰুগড়)
নগৰৰ কথা	১৯৩৫	মফজুল হচ্ছেইন (যোৰহাট) (দৈনিক সন্ধ্যা প্ৰকাশিত)
পায়গাম	১৯৪৬	চৈয়দ আবুল মালিক (যোৰহাট)
সাপ্তাহিক পূৰ্বাঞ্চল	১৯৪৮	মহম্মদ হচ্ছেইন খান
মিনাৰ	১৯৪৯	মহম্মদ চালেহ (গুৱাহাটী)
ইনচাফ	১৯৫১	ফাতেমা খাতুন (যোৰহাট)
কাঁচি জোন	১৯৫১-১৯৫৪	এম ইবাহীম আলি (মঙ্গলদৈ)
সংগম	১৯৬১-৬৪	তফজুল আলি (ডিব্ৰুগড়)
উন্নৰ কাল	১৯৬৪	ইমৰান শ্বাহ, প্ৰদীপ শইকীয়া (শিৰসাগৰ)
বৰাক	১৯৬৪	এ. জি. ওচমানি (শিলচৰ)
আজান	১৯৬৫	ইলিমুদ্দিন দেৱান (বৰপেটা)

মইনা	১৯৬৫	জাহিদ চৌধুরী (গুৱাহাটী)
নুৰে ইছলাম	১৯৭১	জমিৰবদ্দিন আহমেদ
চিতাৰ বুকুৰ চৰাই	১৯৭২	ৰফিকুল হুছেইন (গোলাঘাট)
মাহেকীয়া কবিতা	১৯৭২	ৰফিকুল হুছেইন (গোলাঘাট)
ত্ৰিষণা	১৯৭২	মকবুল হুছেইন
ওৰণি	১৯৭৩	এলি আহমেদ (গুৱাহাটী)
হুসিয়াৰ	১৯৭৩	ঘালিমুদ্দিন বৰলঙ্ঘৰ(শিলচৰ)
পূৰ্বাঞ্চল বাতৰি	১৯৭৮	মহম্মদ হুছেইন খাঁন
সীমান্ত সংবাদ	১৯৭৮	মহম্মদ হুছেইন খাঁন
অভিমান	১৯৭৮	আকিবুল ইছলাম
ফুলকলি	১৯৭৯	ৰহিমা হক
সাপ্তাহিক মুজাহিদ	১৯৭৯	চৈয়দ চামচুল হুদা (গুৱাহাটী)
ৰঙালি	১৯৮০	যাদৰ শৰ্মা, চৈয়দ মজামিল হুছেইন
কামৰূপা	১৯৮২	নবিউল বচটন (গুৱাহাটী)
অসম কঠ	১৯৮৩	ড° নেচাৰ আহমেদ (গুৱাহাটী)
জমিয়ত	১৯৮৪	মৌলানা হাইদৰ আলি
দৃত	১৯৮৪	মতিউৰ বহমান
শিক্ষা বিকাশ	১৯৮৪	মহিৰবদ্দিন মজুমদাৰ
অগ্রগামী	১৯৮৫	নেকিবুল ইছলাম
জ্ঞানদীপ	১৯৮৭	চবিৰ হুছেইন (গুৱাহাটী)
নাট্যান্দোলন	১৯৮৭	আলি হাইদৰ (উত্তৰ লক্ষ্মপুৰ)
সাপ্তাহিক জমিয়ত	১৯৮৭	মং আব্দুল জলিল ৰাগিবী (হোজাই)
জীৱন জেউতি	১৯৮৮	জবিউল জাহদিৰ
দিক্পাল	১৯৮৮	এম. আব্দুল মজিদ খান
গুণ-গুণনি	১৯৮৯	আফতাবুল হুছেইন
নীলকঠ	১৯৮৯	ৰানা আহমেদ বৰা

নতুন দিন	১৯৯০	মতিউৰ বহমান
বিজ্ঞান প্ৰবাহ	১৯৯১	ড° এ.কে. জিয়াউদ্দিন আহমেদ
কবিতাকাশ	১৯৯৩	আফতাবুল হুছেইন
প্ৰাচীৰ	১৯৯৩	মফিজুৰ বহমান
লুইতৰ বাতৰি	১৯৯৩	আবু নাছাৰ চাঁদ আহমদ
আল আমীন	১৯৯৪	ডাঃ বেজাউল কৰিম (কলগাছীয়া)
সুচনা	১৯৯৪	হাফনুল বচদি
অধিকাৰ	১৯৯৪	হাফিজ আহমদ
হিদায়ত	১৯৯৮	কেৰামত আলী (গুৱাহাটী)
জ্ঞান সন্তোষ	১৯৯৯	মৌলানা আব্দুল জলিল ৰাগিবী, হোজাই
অনুভূতি	২০০৪	আব্দুল খালেক, মফরুজ আহমদ, ফিরাজত আলী ডিৱগড়
ৰাইজৰ সংবাদ	২০০৫	জেচিম ৰাজা
আয়না	২০১২	আব্দুল মানান (গুৱাহাটী)
বালিছন্দা	২০১৩	হাফিজ আহমদ

ইয়াৰ উপৰি বহুকেইজন মুছলমান ব্যক্তিয়ে অসমৰ সাংবাদিকতালৈ অৱদান আগবঢ়াইছিল। সাংবাদিক মহম্মদ আবুল্লাহে ডিৱগড়ত ১৯০৬ চনত 'Times of Assam' কাকতৰ সাংবাদিক হিচাপে কাম কৰিছিল। ইউচুফ মহম্মদ (জন্ম ১৯২১ চন, যোৰহাট) 'সাপ্তাহিক জনমভূমি', 'হিন্দুস্থান ষ্টেণ্ডার্ড', 'অমৃত বাজাৰ পত্ৰিকা' (১৯৬০-৯০) আদিৰ প্ৰতিনিধি আছিল। জমিৰুদ্দিন আহমদে কাকত সম্পাদনা কৰাৰ উপৰিও 'নতুন অসমীয়া', 'অসম বাতৰি', 'নৰযুগ আদি আলোচনীত লিখা মেলা কৰিছিল। ছেৰিফুদ্দিন আহমেদে 'সাপ্তাহিক নীলাচল', 'আছাম

এক্সপ্রেছ’, ‘দৈনিক জনমভূমি’, ‘দি ছেটিনেল’, ‘দি নথ ইষ্ট টাইমচ’ আদি কাকতত সাংবাদিক হিচাপে কাম কৰিছিল।

বহুজন মুছলমান সম্প্রদায়ৰ লোকে বিভিন্ন সময়ত আলোচনী আৰু বাতৰি কাকতত লিখা প্ৰকাশ কৰি অসমীয়া সাহিত্যলৈ অৱদান আগবঢ়াইছে। আলিমুন্নিষা পিয়াৰে ‘ৰামধেনু’ আৰু ‘নতুন অসমীয়া’ৰ সহ-সম্পাদকৰ দায়িত্ব পালন কৰিছিল। চৈয়দ আবুল মালিকৰ সম্পাদনাত ‘পায়গাম’ৰ বাহিৰেও ‘জমজম’ আৰু ত্ৰিশংকু’, প্ৰকাশ পাইছিল। মমতাজ আহমেদৰ সম্পাদনাত ‘ইনচানী আৱাজ’ প্ৰকাশ পাইছিল। আবুল জলিল বাগিবীৰ সম্পাদনাত মৌলানা আবুল হকে লেখা ‘কুৰআন জ্যোতি’ প্ৰকাশ পাইছিল। চমচুল হৃদাৰ সম্পাদনাত ‘মুক্তকৰ্ত্ত’, আবুবকৰ ছিদ্ৰিকৰ সম্পাদনাত ‘ৰৌশনী’, ‘নজৰল হুছেইন’ৰ সম্পাদনাত ‘নিজৰা’, ‘কপিলী গংগা’, ‘সৈনিক’, ‘ধূমুহা’, ‘অনামী’ আৰু ‘সময়’, মৌলানা মনচুৰ আহমেদ আৰু মৌলানা মইনুল হকৰ যুটীয়া সম্পাদনাত ‘পয়ামে হৰম’ প্ৰকাশ হৈছিল। আবুৰ বহিম মোস্তাফীৰ ‘নিয়ামত’ আৰু ‘তচনিম’, জলী বেগমৰ ‘মিচিল’, লুটফা হানুম চেলিমা বেগমৰ ‘লুইত’ আদি আন আন লেখত লবলগীয়া প্ৰকাশ। কেৰামত আলিয়ে সুদীৰ্ঘ কালৰ বাবে সপ্তাহিক মুজাহিদৰ সম্পাদনা কান্ধপাতি লৈছিল। এইবোৰ উপৰিও আবুৰ বহমানৰ ‘গোহৰ’, ‘নজৰল ইছলাম’ৰ ‘জাকাৰিয়ান’, ‘এছ এম আৰিফুল হক’ ‘শুকুলা,’ এছ এম হবিবুল হক’ ‘দাপোন’, বহমত আলিৰ ‘পয়েকীয়া আলোড়ন’, ‘আজিমুদ্দিনৰ ‘হেফাজত’, হুছেইন খানৰ ‘পূৰ্বাঞ্চল বাতৰি’ আৰু ‘নতুন চিত্ৰপট’ এম ইমৰান হুছেইনৰ ‘অভিমত’, ‘বুনিয়াদ’ আৰু ‘সৰাণুবিৰ আজান’ চালেহ হুছেইনৰ ‘সাপ্তাহিক সাঁচিপাত’, মেহদি আলম বৰাৰ ‘জনক্ৰান্তি’, আবু শ্বৰীফৰ ‘ইনচাফ’, নুৰুল ইছলাম মাজৰ ভূঐণৰ ‘শ্বেণনম’, চবিৰ হুছেইনৰ ‘জ্ঞানদীপ’, তাজুদ্দিন আহমেদৰ ‘কেচাসোণ’, ইছমাইল হুছেইন আৰু চামচুদ্দিনৰ যুটীয়া সম্পাদনাত ‘সেৱক’, ইছমাইল হুছেইনৰ সম্পাদনাত ‘চৰ-চাপৰি’ প্ৰকাশ পাইছিল বা পাই আছে। এসময়ত

এম কোবাদ আলিৰ ‘শৰাইঘাট’ আৰু ‘সাম্প্রতিক’, মমত আলি আহমেদৰ ‘ৰমজান’ ‘নুৰুল প্ৰাহ’ আদি আলোচনী সমূহ প্ৰকাশ পাইছিল যদিও এতিয়া এইবোৰৰ প্ৰকাশ বন্ধ হ'ল। বাহাৰ উদ্দিন শইকীয়াৰ মাহেকীয়া আলোচনী ‘পাৰিজাত’ যতি নপৰাকৈ প্ৰকাশ পাই আছে। এসময়ত ‘নজোন’ আৰু ‘মিনাৰ’ নামৰ দুখনি আলোচনী প্ৰকাশ পাইছিল। ‘উত্তৰণ’, ‘উদয়ন’, ‘অগ্নি’ আদি আলোচনী চৰ অঞ্চলৰ পৰা প্ৰকাশ পাইছে। ‘আজান পীৰ’ দৰগাহৰ পৰা প্ৰকাশ পাই থকা ‘সৰাগুৰিৰ আজান’ৰ প্ৰথম সম্পাদক আছিল হাফিজুৰ বহমান। তেওঁৰ পাছত আছিল চৈয়দ মুজিবুৰ বহমান। দলিলুদ্দিন খানে বিহু আলোচনী ‘বনপিঠা’ও সম্পাদনা কৰিছে। অসমৰ চুকে কোণে সাহিত্যৰ সেৱক সকলে আৰু বহু আলোচনী - স্মৃতি গ্ৰহ আদি প্ৰকাশ কৰিছে যিবোৰে অসমীয়া সাহিত্যলৈ অৱদান আগবঢ়াইছে। লগতে বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ আলোচনীবোৰৰ যোগেদি বহুতো অসমৰ ন-পুৰণি মুছলমান লেখকে সাহিত্য চৰ্চা আৰম্ভ কৰিছিল আৰু এতিয়াও কৰি আছে।

অসমীয়া সাহিত্যলৈ মুছলমান মহিলাসকলৰ অৱদান

আগৰ আলোচনাত আমি উল্লেখ কৰিছো যে ১২০৫ খৃঃত ইবন বখটিয়াৰ খিলিজিৰ নেতৃত্বত অসমলৈ মুছলমানলোকৰ প্ৰথম আগমন ঘটে। আক্ৰমণকাৰী, পীৰ ফকীৰ, পৰিবাজক, ব্যৰসায়ী, কাৰিকৰ আদি সকলোৱে অসমলৈ আহোতে কোনো তিৰোতা লগত লৈ আহা নাছিল। অসমৰে অসমীয়া ছোৱালী বিয়া বাৰু কৰাই এখন নতুন মুছলমান সমাজ গঢ়ি তুলিছিল। সেই সময়ৰ মুছলমান সমাজ শিক্ষা-দীক্ষা আদিৰ সীমাবদ্ধতা, সামাজিক আৰু ধৰ্মীয় ৰীতি-নীতিৰ বাস্তোন, পৰম্পৰা, অজ্ঞতা, অনংসৰতা আদি সীমাবদ্ধতাৰ বাবে মুছলমান মহিলা সকল ইচ্ছামী আদৰ্শ তথা বৌদ্ধিক চিন্তা-চৰ্চাৰ ক্ষেত্ৰত কিছু পিছ-পৰি আছিল। ধৰ্মান্তৰিত এই অসমীয়া নাৰী-সমাজে বহু পলমকৈ সাহিত্য-সংস্কৃতি অধ্যয়নত মনোনিৰেশ কৰে।

‘আসাম এশচাআতে ইছলাম সভাই ১৯২৭ চনত প্ৰকাশ কৰা ‘প্ৰচাৰক’ আলোচনীৰ পাততে পোন পথমে তিনিগৰাকী মহিলাৰ লিখনি প্ৰকাশ পায়। ‘প্ৰচাৰক’ আলোচনীৰ পাতত লিখা মেলা কৰা মহিলা সকল আছিল-আনোৱাৰা বেগম, চশমে নুৰজাহান বেগম আৰু মিচ এচ খাতোন। এওঁলোকৰ লিখনি সমূহ আছিল আধ্যাত্মিক।

আনোৱাৰা বেগমে ‘প্ৰচাৰক’ৰ ৩ য় বছৰ পঞ্চম সংখ্যাত বিশ্ব বিশ্রুত চুফী সাধক তপস্থিনী ৰাবিয়া সম্পর্কে এটি সুন্দৰ কবিতা ৰচনা কৰিছিল। কবিতাটি এনে ধৰণৰ-

তপস্থিনী ৰাবিয়া

বিশাল মৰৰ তুমি পদুম এপাহি,
অসীম গৰিমা তব বিয়পিছে আহি।

হায় দেৱী শিশু কালত হৈ মাতৃহীনা,
নিৰৱে সহিলা তুমি কতনো যাতনা,
কষ্টক নুবুলি কষ্ট ভাবিছিলা খোদা,
তেৱেই সবাক যেন কৰে ক্ষমা সদা।

হে দেৱী সকলো মুঞ্ছ তোমাৰ গুণত,
পৰে যেন তাৰে কণা আমাৰ শিৰত।
যদিও দেখাত হ'লে নাই কোনো ৰূপ,
তথাপি নাৰীৰ তুমি চানেকি ধূৰ্ঘৰ।
নিজান হাবিত তব গভীৰ তপস্যা,
তোমাৰ সিবাবে কৰে অশেষ যশস্যা।

যদিও নুফুলে পদ্ম মৰৰ মাজত,
তথাপি সৌৰভ তব বিয়পে মৰ্ত্যত।

ডিএন্সে মিচ এচ খাতুনে ‘প্ৰচাৰক’ৰ তৃতীয় বছৰ সপ্তম সংখ্যাত
একে আধ্যাত্মিক ভাৰাপন্ন তলত উল্লেখিত কবিতাটি ৰচনা কৰিছিল-

কৰ্ত্তাৰ আদি ক'ত ?

খুলি খুলি কোৱা কোন ফালে যাওঁ।

মনৰ এন্দৰ কিদৰে গুচাওঁ।

কিনো তেওঁ কাৰিকৰ

থাকি নিতে অগোচৰ,

ভাঙ্গে পাতে সংসাৰত তাকে দেখা পাওঁ

ক'ত দেখো লীলা খেলা সেই ফালে চাওঁ।

ওপৰত আছে জলি,

কত তৰা জোন বেলি,

মন মাৰি ভাবি গুণি থৰ লাগি ৰওঁ।

অসীমৰ সীমা কদাপি নেপাওঁ।

নিৰ্জনে নিৰ্জনে ৰওঁ,

ভাবি হাবাথুৰি খাওঁ,

সদায় চকুৰে মাথো কৰ্ম দেখা পাওঁ।

কৰ্ত্তাৰ আদিক কিন্তু বিচাৰি নেপাওঁ।

বেগম ফানোৱারা হাজৰিকাই (১৯০০) দ্বিতীয় মহাযুদ্ধৰ সময়ত Red Cross Society ৰ এজনী কৰ্মী হিচাপে সেৱা আগবঢ়োৱাৰ উপৰিও লিখা মেলা কৰিছিল (‘তৃপ্তি ভোজন’ আৰু ‘মোৰ হজ যাত্রা’) ।

‘আৱাহন’ যুগত অসমীয়া মুছলমান সমাজৰ আগৰণুৱা সাহিত্য চৰ্চা কৰা মহিলা চশমে নুৰজাহান বেগম (১৯০৯-১৯৭৩) ডিএন্সে বাসিন্দা। ‘মলয়া’ নামৰ মাহেকীয়া আলোচনী এখন প্ৰকাশ কৰাৰ উপৰিও ‘আৱাহন’, ‘সাধনা’ আদি আলোচনীত তেওঁ কবিতা, গল্প আদি লিখিছিল।

তেখেতৰ ৰচিত ‘দীপশিখা’ এখন পাঠ্যপুঁথি ‘সতী ৰহিমা’ এখন
জীৱনীমালা আৰু ‘নাৰীৰ বীৰত্ব’ এখন নাটক।

চশমে নুৰজাহানৰ কবিতা ‘প্ৰার্থনা’ আৰু ‘সতী ৰহিমা’ প্ৰকাশিত
হৈছিল ‘প্ৰচাৰক’ৰ দ্বিতীয় বছৰ নৱম সংখ্যা সংখ্যাত-

প্ৰার্থনা

দয়াৰ আধাৰ তুমি প্ৰভু দয়াময়
চিৰদাসী তোমাৰেই মই,
অবলাৰ একো নাই দিছে হিযা উদঙাই
জানো মাথোঁ তোমাক সদায়।

শিৰে শিৰে হাৰে হাৰে তোমাৰ নামৰ অনু
শোণিত প্ৰবাহে তযু নাম,
যি ফালে ঘূৰাওঁ চকু তযু মহিমাকে দেখোঁ,
তযু গুণ গাওঁ আৰু গাম।

কৰা প্ৰভু কৰা দয়া গুচোৱা ই মোহ-মায়া,
জুৰক তাপিত মোৰ হিযা
মনৰ এন্ধাৰ য'ক হৃদয় মুকলি হ'ক
জ্ঞানৰ পোহৰ প্ৰভু দিয়া।

তুমিয়েহে জানা প্ৰভু তুমিয়ে সকলো
ধন-ধ্যান মন-প্ৰাণ তোমাতে অপিলো
যিদিনা ই দেহা থই যাম শান্তি ধামলৈ
যাওঁ যদি ত্যাজি পৃথিৱীক,

কৰণা সাগৰ খোদা স্নেহৰ কোলাত তযু
দিবা ঠাই এই অভাগীক।

মেৰী হামিদা খাতুন (১৯১৯) ১৯৪০ চনৰ সময়তে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতকত্বৰ ডিগ্ৰী লৈ দেশ-বিদেশত বিভিন্ন সামাজিক কাম কাজ কৰাৰ উপৰিও তিনি বছৰ ধৰি ‘বাঁহী’ আলোচনীৰ অবৈতনিক সহকাৰী সম্পাদিকা আছিল। তেখেতে বাংলা আৰু ইংৰাজীৰ পৰা অনুবাদ কৰা গুৰু, ‘একমেবাদ্বিতীয়ম’, ‘আল কুৰ’আন ও আধুনিক বিজ্ঞান’, ‘আধুনিক যুগৰ চেলেঞ্জ আৰু তৰণ সম্প্ৰদায়’ইত্যাদি কেইবাখনো তত্ত্বগুৰুৰ প্ৰস্থ বচনা কৰিছে। তেখেতৰ কথিকা আমেৰিকা যুক্তৰাষ্ট্ৰই আৰু গুৱাহাটী অনাতাঁৰ কেন্দ্ৰই প্ৰচাৰ কৰিছিল।

যোৰহাটৰ বেগম মফিদা আহমদ ১৯৫৭ চনৰ স্বাধীন ভাৰতৰ সাধাৰণ নিৰ্বাচনত যোৰহাট লোকসভা সমষ্টিৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা মহিলা সাংসদ হৈছিল। পাছত তেওঁ সক্ৰিয় ৰাজনীতি ত্যাগ কৰি সাহিত্যত মনোনিবেশ কৰিছিল। সাহিত্য জগতলৈ আগবঢ়োৱা তেখেতৰ চাৰিখন চিন্তাশীল গুৰু হ'ল- ‘বিশ্বদীপ বাপুজী’, ‘ভাৰতৰ নেহৰু’, মেহতাবে ইছলাম আৰু ‘নুৰে-হাছান’ দৈনিক জনমতূমি কাকতত তেখেতৰ এলানি প্ৰস্থ প্ৰকাশিত হৈছিল।

সাহিত্য ক্ষেত্ৰলৈ অসমীয়া শিক্ষিতা মুহূৰ্মান মহিলাৰ বৰঙণি অতি সীমিত। যোৰহাটৰ ফাতেমা খাতুনে অতি প্ৰতিকুল অৱস্থাৰ মাজেৰেও ‘জেউতি’, ‘জোৱাৰ’, ‘মিনাৰ’ আৰু ‘সংগ্ৰাম’ আদি আলোচনীত কৰিতা প্ৰকাশ কৰিছিল। ‘ৰূপৰেখা’ (১৯৭২) খাতুনৰ ১৫ টি কৰিতাৰ সংকলন। তেখেতৰ কৰিতাত মানুহৰ অন্যায় অবিচাৰ, অত্যাচাৰ ব্যাভিচাৰৰ বিৰুদ্ধে প্ৰতিবাদী সুৰ প্ৰতিফলিত হৈছে। ‘স্মৃতিৰেখা’ তেখেতৰ অন্য এখন কৰিতা পুঁথি হাতে লিখা অৱস্থাতে আছে। ১৯৫১ চনত তেখেতে ‘ইনচাফ’ নামৰ ছমইয়া মহিলা আলোচনী এখন যোৰহাটৰ পৰা প্ৰকাশ কৰিছিল।

চৈয়দা চকিনা আশ্রফ বংশৰ ফালৰ পৰা আজান পীৰৰ নৱম পুৰুষ। অতি ধৰ্ম-প্ৰাণ এই গৰাকী মহিলা স্বভাৱ শিঙ্গীও আছিল। অসমীয়া

সাহিত্যলৈ তেখেতৰ অৱদান হ'ল- ১। হাদিছৰ গল্প, ২। নাগালেণ্ড অসমৰ চুবুৰীয়া বাজ্য, ৩। দৰ্কন শ্বৰিফৰ ফজিলত, ৪। মানৱজীৱন, ৫। বয়ানুল আমল, ৬। তাপসী বাবেয়া, (ৰাঃ) ৭। সৌৰভ কানন, ৮। শিশুৰ হজৰত মহম্মদ, ৯। হজৰত বৰপীৰ চাহাৰ জীৱনী, ১০। ষষ্ঠি সতীৰ আখ্যান, ১১। বিশ্বনবী চৰিত, ১২। ফকিৰি চিকিৎসা আৰু ১৩। হজ্জ কথা।

আলিমুন নিছা পিয়াৰ অসমৰ মুছলিম সমাজৰ এগৰাকী আগশাৰীৰ কবি আৰু গীতিকাৰ। তেখেতে ছাত্ৰী অৱস্থাবে পৰা আলোচনী, কাকত আদিত লিখা-মেলা কৰিছিল। তেখেতৰ ‘সুৰৰ নিজৰা’ (গীতৰ সংকলন), ‘চেতনা’, (কবিতা সংগ্ৰহ), ‘মাজনিশা তৰাই উচুপে’, ‘জীৱন সাগৰত উপকুল নাই’ (গল্প সংকলন) উল্লেখযোগ্য পুঁথি। শিশুৰ উপযোগী ধৰ্মীয় পুঁথি হজৰত মহম্মদ (ছঃ)ৰ জীৱনী ‘পোহৰৰ পথ’ (হজৰত বৰপীৰ (ৰঃ) চাহাৰ জীৱনী)ৰ উপৰিও তেখেতৰ দ্বাৰা সামাজিক শিক্ষা বিষয়ক প্ৰস্তুত নেচনেল বুকট্ৰাষ্ট অফ ইণ্ডিয়াৰ অনুৰোধত অনুদিত হৈছে। এনে পুঁথি নখন মান প্ৰকাশ হোৱাৰ উপৰিও বহু অপৰাশিত পুঁথি তেখেতৰ আছে। তামিল, উড়িয়া, হিন্দী ভাষাবো একোখনকৈ প্ৰস্তুত আলিমুন নিছাপিয়াৰে অসমীয়ালৈ অনুবাদ কৰিছে। মহাৰাষ্ট্ৰৰ ‘স্ত্ৰী’ নামৰ আলোচনীত আলিমুন নিছাপিয়াৰৰ গল্প প্ৰকাশ হৈছিল। ‘হজ আৰু স্মৃতি’ মহম্মদ পিয়াৰৰ সৈতে যুটীয়াভাৱে লিখা তেখেতৰ এখন অপৰাশিত পুঁথি।

গুৱাহাটীৰ ৰোচনাৰা খাতুন এগৰাকী লিখক হিচাপে নিয়মিতভাৱে অসম বাণী, দৈনিক অসম আদি পত্ৰিকাৰ লগতে বৰদৈচিলা আলোচনীত প্ৰবন্ধ আদি লেখিছিল। তেওঁ ‘মোৰ মধ্য এছিয়া ভ্ৰমণ কাহিনী’ ‘পৰিত্ব হজ্জ যাত্ৰা’ (১৯৮৩) আৰু ‘জনচেৰেক মহাপুৰুষ আৰু আৱিষ্কাৰক’ শীৰ্ষক প্ৰস্তুত দুখন বচনা কৰিছিল।

খাতুন মানা আহমেদ গুৱাহাটীৰ মাছখোৱাৰ বাসিন্দা। তেখেতৰ শিশু গল্প ‘ইয়ালিং’ ধাৰাৰাহিকভাৱে প্ৰকাশিত হৈছিল কিন্তু এতিয়া ই দুষ্প্ৰাপ্য। মানা আহমেদৰ আন পুঁথি সমূহ হ'ল- ‘মধ্যপ্ৰাচ্য, আৱৰ্য ইতিহাস’

(১৯৯৮), ‘শংকৰ দেৱ উদ্যান’ (২০০৪) আৰু ‘ৰূপ কথাৰ জোনবাই’ (প্ৰথম খণ্ড, ১৯৮৭ আৰু দ্বিতীয় খণ্ড, ১৯৮৮)।

খানম জুবেদা আখটাৰ গুৱাহাটী আঠগাঁৰৰ বাসিন্দা। তেখেতে গুৱাহাটীৰ মুছলমান মহিলা সংগঠন, সাপ্তাহিক মুজাহিদ আৰু অসমীয়া ইচ্ছলামী সাহিত্য প্রকাশন সমিতিৰ লগত জড়িত আছিল।

নগাঁওৰ বাসিন্দা বিউটি বহমান (১৯৩৯) ৰ অসমীয়া সাহিত্যলৈ যথেষ্ট অৱদান আছে। তেওঁৰ প্ৰথম প্ৰকাশিত কাব্যগ্রন্থ ‘কবিতাৰ কুঁকি’ (১৯৯০) ৰ সৰহ ভাগ কবিতাই ৰোমাণ্টিক। বহমানৰ আন এখন কাব্য পুঁথি হৈছে ‘অলপ পোহৰ বিচাৰে এন্দাৰবোৰে’ (২০০০)। এওঁৰে ‘হজৰত বৰপীৰ চাহাবৰ অলৌকিক ঘটনা’ (১৯৯৮) এখন ধৰ্মমূলক পুঁথি। বহমানৰ গল্প সংকলন দুখন হ'ল- ‘মা’(২০০০) আৰু ‘বনজুইৰ শিখা’ (২০০৪-০৫)। ইয়াৰোপিৰ ৰহমানে ‘মানুহ মানুহৰ বাবেই’ (২০০৩) নামৰ এখন শিশু নাট আৰু ‘পৱিত্ৰ হজ যাত্ৰাৰ কথা’ (১৯৯৫) নামৰ এখন ভৱণ কাহিনী ৰচনা কৰিছে।

মছফিয়া আহমেদে ‘অসমীয়া সাহিত্যৰ গতি পথ’ (১৯৯২) নামৰ এখন সমালোচনামূলক গ্রন্থ ড° পূৰ্ণ ভট্টাচাৰ্যৰ সতে যুটীয়াভাৱে ৰচনা কৰিছে। তেখেতৰ ‘ইচ্ছলাম ধৰ্ম সাহিত্য আৰু সংস্কৃতি’ (১৯৮০) এখন উপাদেয় প্ৰবন্ধ সংকলন।

নগাঁওৰ চুলতানা চেলিমা হাজৰিকা (১৯৪৫-২০০৫) এগৰাকী সাহিত্যানুৰাগী মহিলা। ‘প্ৰাণৰ পিয়লা’ (১৯৮৬) তেওঁৰ উল্লেখযোগ্য গল্প সংকলন। তেখেতৰ অন্যান্য সৃষ্টিৰ ভিতৰত ‘জীৱন মদিবা’, পৃথিৰীৰ মায়া’ ‘জীৱনৰ পাহে পাহে’ ‘তামুলী মুখৰ সাধু’ ‘উপকূল বিচাৰি’ ইত্যাদিয়েই প্ৰধান।

যোৰহাটৰ টীয়ক বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষিয়ত্বী মল্লিকা ৰহমান এগৰাকী বিশিষ্ট নিৰন্দকাৰ। তেওঁৰ ‘আজান ফকীৰৰ জীৱন আৰু কৃতি’ (২০০৬) এখন প্ৰকাশিত গবেষণা গ্ৰন্থ।

কটন মহাবিদ্যালয়ৰ অধ্যাপিকা লুটকা হানুম চেলিমা বেগম (১৯৬২) ৰ এই পর্যন্ত তিনিখন কাব্য সংকলন প্ৰকাশ পাইছে : ‘সেউজীয়া বাট এটা বিচাৰিছে সৰাপাত বোৱে’ (১৯৯৩), ‘হে বিৰক্মাই, বুকু ফালি চোঁৰাই মোৰ’ (২০০৩) আৰু ‘উৱণীয়া বাগিছাত’, ‘তৰাৰ চৰাই’ (২০০৮)।

শ্বৰীফা খাতুন চৌধুৰীৰ প্ৰধান কাব্য সংকলন হৈছে ‘গুণ গুণাই উঠিছে বাগ তুড়ীৰ দৰে’ (২০০৬)।

নিকুমনি হচ্ছেইন (১৯৬৯) এগৰাকী উদীয়মান লেখিকা। তেওঁৰ প্ৰকাশিত কাব্যগুৰু দুখন হ'ল- ‘স্মৃতিৰ সুছৰি’ (২০০১) আৰু ‘ঔফুলীয়া দুখ’ (২০০৭)। ‘বোৱতী নৈৰ ঘাটে ঘাটে’ (২০০৪) হচ্ছেইনৰ একমাত্ৰ গল্প সংকলন। ‘কথা গুচ্ছ’ (২০০৮), ‘নিঃসংগ হৃদয়ৰ আলাপ’ (২০০৭), ‘মামণি বয়চমৰ আভা আৰু প্ৰতিভা’ (২০০৭), ‘চৈয়দ আদুল মালিকৰ অপ্রকাশিত বচনাবলী আৰু ডায়েৰী’ (২০০৭) তেওঁৰ অন্যান্য প্ৰকাশিত গ্রন্থ।

জেইবুনিছাই লিখিছে ‘পুৰণি কাহিনী’ আৰু ‘ফুলনি বাইদেউ।’

গুৱাহাটীৰ নবীন কবি চৈয়দা মছফিকা বেগমৰ ‘এবুকু পোহৰৰ শইচ’ (২০০৪) একমাত্ৰ কাব্য সংকলন। চালেহা জিনাতৰ প্ৰকাশিত কাব্য সংকলন খনি হ'ল ‘চম্পাৱতীৰ ঘাট’ (২০০২)।

ইয়াৰ উপৰি কাব্য সাহিত্যলৈ অৱদান আগবঢ়োৱা ব্যক্তি সকল হ'ল - ৰাহেলা খাতুন, লিলি বেগম (‘মোৰ প্ৰাণৰ আবেগ দঞ্চ’), জ্যোৎস্না আলি (‘নৈৰ তৃতীয়পাৰ’। উপন্যাস সাহিত্যলৈ উল্লেখযোগ্য অবিহণা যোগাইছে আয়েছা আশ্রফ, আলিমুননিছা পিয়াৰ আৰু ৰফিকা বেগমে। ফাতেমা বেগম, চেলিমা হাজৰিকা, তচলিমা আখতাৰ এলি আহমেদ আৰু চাকিনা আশ্রফে অসমীয়া চুটি গল্পৰ ভড়াল চহকী কৰিছে। ইছলামী ধৰ্মী সাহিত্যলৈ ৰৌচন আৰা খাতুন আৰু জাবজম আৰা বহমানে কিছু অবিহণা যোগাইছে। আছিয়া ৰচুল, আকেলা খাতুন আৰু চেনেহী বেগমেও বিভিন্ন লেখনীৰে অসমীয়া সাহিত্যলৈ অৱদান আগবঢ়াইছে।

চৰ-চাপৰি তথা অভিবাসী মহিলা লেখিকা হিচাপে বৰপেটাৰ ছকিনা খাতুনৰ ‘পাঞ্জাৰৰ সাধু’ (১৯৫৬), গ্ৰন্থখন তেখেতৰ জীৱনৰ প্ৰথম স্বাক্ষৰ। এওঁৰে কাব্যগুৰু ‘শিঙ্গীৰ সপোন’, উপন্যাস ক্ৰমে ‘কালজয়ী ত্ৰষ্ণা’,

‘এন্দোৰ ভাণ্ডি যাওঁ, ‘দৃষ্টিত তোমাৰ সেউজী সপোন,’ ‘অবিশ্বাস্য চেতনা’, ‘বিদ্রোহী বীণ’ আৰু ‘জেতুকা পাত’। তদুপৰি এওঁৰ শিশুৰ পুথি ‘শিশুমনৰ কবিতা সংকলন’ আৰু ‘কুঁহিপাতৰ সপোন’, কবিতা সংকলন ক্ৰমে ‘জীৱনৰ পাঠ’, ‘আঘাৰ নিঃশব্দ ক্ৰন্দন’ আৰু ‘অনুভূতিৰ স্বাক্ষৰ’, গীতৰ সংকলন ‘মন নিজৰা’, গল্প সংকলন ‘কেৰোন’ আৰু প্ৰৱন্ধ সংকলন ‘সৃষ্টি, নাৰী আৰু সমাজ’ আদি ২২ খন মান প্ৰস্থ প্ৰকাশ হৈছে। ইয়াৰ উপৰিও খাতুনৰ উপন্যাস ‘উদাস পৃথিৰী’, গল্প সংকলন ‘কোন কাৰ বাবে’, ‘জীৱন সংগ্ৰাম’ আৰু ‘পৰিণতি’ আদি গ্ৰন্থ প্ৰকাশৰ বাবে সম্পূৰ্ণ প্ৰস্তুত হৈ আছে।

অসমীয়া কাব্য-সাহিত্যলৈ যি সকল চৰ-চাপৰিৰ মহিলাই উল্লেখনীয় অৱদান আগবঢ়াইছে সেইসকলৰ ভিতৰত ছাকিনা খাতুন আৰু কাছেমা খাতুনৰ নাম পোনতেই লব লাগিব। এওঁলোকৰ উপৰিও দেওকুৰাৰ জুলেখা বেগম, হাছিনা আহমেদ, ঝালৰ চৰৰ নাসিফা হুদা, বৰপেটা জিলাৰ বাসেনা বেগম, ধূৰুৰী ছাগলীয়াৰ নাজমা বেগম, সোনতলীৰ শ্বামীম নাছৰিনৰ কবিতা উল্লেখনীয়।

কাছেমা খাতুনৰ কাব্য গ্ৰন্থ কেইখন হ'ল- ‘লবেজান (১৯৯০)’, ‘পৃথিৰীৰ দুৱাৰ বিচাৰি’ (১৯৯৫), ‘তোমাৰ বাবে’ (১৯৯৫), আৰু ‘অনুভূতি’ (১৯৯৭) ইয়াৰ উপৰি মৰ্চিয়া খণ্ডকাৰ, দিলোৱাৰা খণ্ডকাৰ, ফিৰোজা বেগম, ৰচিদা আহমেদ, ছকেৰা বেগম আৰু কুলচুম বেগমে অসমীয়া সাহিত্যলৈ যথেষ্ট অৱদান আগবঢ়াইছে।

ৰমিছা বেগম এগৰাকী প্ৰৱন্ধ, গল্প, কবিতা আৰু উপন্যাস লেখিকা। তেওঁৰ প্ৰকাশিত গ্ৰন্থ সমূহ হ'ল : গল্প সংকলন - ‘বকুল আৰু অনুতাপ’, উপন্যাস- ‘অন্য এক শকুন্তলা’ আৰু ‘উপলদ্ধি’, প্ৰৱন্ধ সংকলন - ‘নক্ষত্ৰৰ পোহৰ।’ ○

সহায়ক গ্রন্থপঞ্জী :

- ১) আব্দুল ছাতাব : সংমিশ্রণত অসমীয়া সংস্কৃতি, মিচেচ মচছদা ছাতাব,
যোৰহাট, তৃতীয় প্ৰকাশ, ১৯৮৬
- ২) Dr. Mohini Kumar Saikia : Assam Muslim Relation and Its
Cultural Significance. Golaghat, 1978
- ৩) Dr. Kasim Ali Ahmed : Muslim Contribution to Assamese
Culture, Procreate Prakashan, Guwahati, 2004
- ৪) ছালিম আলী আহমেদ (সম্পা) : প্ৰচাৰক, মহম্মদ শাহ ৰাকফ ইষ্টেট,
যোৰহাট, ২০১১
- ৫) কমুজ্জামান আহমদ (সম্পা) : স্মৃতিৰ জিলিওনিত কেইগৰাকীমান
অসমৰ মুছলমান, আল আমিন জনকল্যাণ সমাজ, প্ৰথম খণ্ড (২০০৯,)
দ্বিতীয় খণ্ড, (২০১১)।
- ৬) আকদাচ আলী মীৰ : ঐতিহাসিক পটভূমিত অসমৰ ঐতিহ্যমণ্ডিত ইছলাম
ধৰ্মীসকল, ৰৌচানাৰা এডুকেশন ফাউণ্ডেচন, তৃতীয় খণ্ড, ২০১০।
- ৭) আব্দুৰ বহমান : অসমৰ মুছলমান সকল, চন্দ্ৰপ্ৰকাশ, গুৱাহাটী, ২০০৮

ষষ্ঠ অধ্যায়

অসমীয়া সাহিত্যলৈ অভিবাসী মুছলমানৰ অৱদান
সহায়ক প্রস্তপঞ্জী

৬ ষ্ঠ অধ্যায়

অসমীয়া সাহিত্যলৈ অভিবাসী মুছলমানৰ অৱদান

অসমৰ জনসংখ্যাৰ এক ব্যাপক অংশ চৰ অঞ্চলৰ বাসিন্দা। বৰ্তমানে চৰ চাপৰিত বসবাস কৰি থকা জনগোষ্ঠীটোৱ পূৰ্ব পুৰুষ অবিভক্ত ভাৰতবৰ্ষৰ বঙ্গদেশ আৰু পৰৱৰ্তী কালৰ পূৰ্ব পাকিস্তানৰ মুছলমানৰ সংখ্যাগৰিষ্ঠ জিলা বিশেষকৈ ময়মনসিং, পাবনা, ৰংপুৰ, ইত্যাদিৰ পৰা কুৰি শতিকাৰ আগভাগত আৰ্থ-সামাজিক কাৰণত প্ৰজন কৰি অহা লোক। বৃহৎ চৰবাসীৰ প্রায় ৯০ শতাংশই মুছলমান আৰু ১০ শতাংশ অন্যান্য ধৰ্মৰ লোক। এই বৃহৎ সংখ্যাৰ জনগোষ্ঠীটোৱে অসমীয়া জাতীয় জীৱনৰ লগত খাপ-খুৰাই সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক আৰু ভাষিক ক্ষেত্ৰত যথেষ্ট অৱদান আগবঢ়াই আহিবলৈ যত্ন কৰা দেখা গৈছে। অসমৰ জাতীয় জীৱনত চৰ অঞ্চলৰ মুছলমান জনগোষ্ঠীৰ যে অৱদান আছে সেই কথা সৰ্বজন স্বীকৃত।

চৰাঞ্চলৰ লোকসকল অক্লান্ত পৰিশ্ৰমী। তেওঁলোক অসমলৈ অহাৰ কেইবছৰমানৰ ভিতৰতেই তেওঁলোকৰ অক্লান্ত পৰিশ্ৰমৰ ফলত অনেক পতিত মাটি আবাদযোগ্য কৰি পেলায় আৰু তাৰ ফলত অসমৰ ৰাজহ বহুগণে বাঢ়ি যায়। ১৮৩৫ খন্তাদৰ পৰা ১৮৭২ খন্তাদলৈ অসমীয়া ভাষাৰ এক সংকটজনক কাল পাৰ হৈছিল। আনহাতে ১৮৭৩ চনৰ পৰা ১৯৬০ চনলৈ ভিন্ন ভিন্ন স্তৰত ৰক্ষাপুত্ৰ উপত্যকাত মূল ভাষা হিচাপে অসমীয়া ভাষাক প্ৰতিষ্ঠা কৰাৰ কাল। মূলতঃ অভিবাসী মুছলমান সকলৰ ভাষা বাংলা আছিল যদিও অসমলৈ আহি এওঁলোকে অসমীয়া মাধ্যমৰ স্কুল কলেজ খুলি শিক্ষা দীক্ষা লৈ অসমীয়া মূল

সুঁতিৰ লগত মিলি গৈছিল। ১৯৫১ চনৰ পাছৰ পৰা প্রতিটো দহবছৰীয়া লোকপিয়লতে অসমত তেওঁলোকে নিজকে অসমীয়া ভাষী হিচাপে পৰিচয় দি আহিছে। অসমীয়া ভাষাৰ মৰ্যাদা বক্ষাৰ আন্দোলনতো অভিবাসী মুছলমান সকলে অংশ প্ৰহণ কৰি আহিছে। ১৯৬০ চনৰ ভাষা আন্দোলন আৰু ১৯৭২ চনৰ মাধ্যম আন্দোলনৰ সময়ত অভিবাসী সকলৰ চোহৰাব আলি আহমেদ, আবুল হামিদ, ইছমাইল হুচেইন, ছিদ্ৰিকুৰ বহমান আদি কেবাজনো নেতৃস্থানীয় ডেকাই অসমীয়া ভাষাৰ হকে অংশ প্ৰহণ কৰিছিল। অসমীয়া ভাষাৰ ক্ষেত্ৰত অকল ব্ৰহ্মপুত্ৰ উপত্যকাৰ অভিবাসী মুছলমান সকলেই যে অৱদান আগবঢ়াইছে এনে নহয়। বৰাক উপত্যকাৰ বৃহৎ সংখ্যক মুছলমানেও অসমীয়া ভাষাক বাজভাষা হিচাপে মানি লৈছে। এইখনিতে উল্লেখনীয় যে অসমীয়া ভাষাৰ সুৰক্ষা আৰু প্ৰচলনৰ দাবীত ১৯৬১ চনৰ ১৯ জুনত বৰাক উপত্যকাৰ দহ গৰাকী মুছলমানেও পুলিচৰ গুলীত জীৱন বলিদান দিছিল।

সময় যোৱাৰ লগে লগে অভিবাসী মুছলমানসকলে ভাষিক আৰু সাংস্কৃতিক ক্ষেত্ৰত বৃহত্তৰ অসমীয়া সমাজৰ লগত মিলিত হৈ যোৱাৰ প্ৰয়াস কৰিছে। মনকৰিবলগীয়া যে অভিবাসী মুছলমান সমাজত প্ৰচলিত ভাষাৰ ক্ৰিয়াপদসমূহৰ শতকৰা ৭০ ভাগেই অসমীয়া ক্ৰিয়াপদৰ প্ৰায় অনুৰূপ। তাৰে কেইটামান তলত দিয়া হ'ল-

<u>অসমীয়া ক্ৰিয়া পদ</u>	<u>বাংলা ক্ৰিয়াপদ</u>	<u>অভিবাসী ভাষা ক্ৰিয়াপদ</u>
১) খাম	খাইব'	খাম/খামু
২) যাম	যাইব'	যাম/যামু
৩) আহে	আসে'	আহে
৪) খেলিম	খেলেব'	খেলমু

ঠিক সেইদৰে অসমীয়াত প্ৰচলিত ফকঁৰা যোজনা, ডাকৰবচন আদি অভিবাসীসকলৰ মাজতো প্ৰচলিত থকা দেখা যায়। কিছুমান যোজনা দুয়োখন সমাজত একেই; যেনে- ১) যাৰ নাই মাটি/তাৰ নাই জাতি, ২) যাৰ নাই ধান/তাৰ নাই মান। অভিবাসীলোক সমাজত প্ৰচলিত কিছুমান যোজনা তলত দিয়া ধৰণৰ-

অসমীয়া ভাষাত

- ১) ঘাঁহ নোহোৱা গৰু, তল নোহোৱা চৰু
- ২) ভোকত ভাত পিয়াহত পানী
তাকে নাপালে হয় হানি।
- ৩) লংকালৈ যেয়ে যায়
- ৪) দূৰেৰ বেটী ওচৰৰ মাটি

সেয়ে বাৱন হয়।

অভিবাসী মুছলমানৰ ভাষাত

- ১) ঘাঁস ছাৰা গৰু, তলী ছাৰা চৰু
- ২) খিদাই ভাত পিয়াসে পানী
তা না পাইলে হয় হায়ৰানি।
- ৩) লংকায় যে যায়, হেই বাক্ষস হয়।
- ৪) দূৰেৰ পথে বেটী, বাৰীৰ
বগলে মাটি।

অসমীয়া সমাজৰ নিচিনা অভিবাসী মুছলমানসকলৰ কৃষ্ণ-সংস্কৃতি
নদী আৰু কৃষিভিত্তিক। তেওঁলোকৰ জীৱন দুখ আৰু সংগ্রামপূৰ্ণ। তেওঁলোকৰ
জীৱনৰ সুখ-দুখ, হৰ্ষ-বিবাদ, গীত-মাত, উৎসৱ-পাৰ্বণ, লাঠিখেল, নাওখেল,
ধোৱাগীত, কবিগান, পালাগান, মাগন উৎসৱ, সখিপতা উৎসৱ, ভাটিয়ালী
গীত আদিৰ মাজেৰে প্ৰতিফলিত হয়। সখিপতা উৎসৱত ইজনে সিজনক গামোচা
আৰু আন আন উপহাৰ সামঘীৰে আদৰে আৰু আনন্দতে গায়-

“ অ আমাৰ প্ৰাণেৰ সথি
আইতা আমাৰ বাৰী
ধান কাইটা বাৰীত আনছি
খাইমু ধানেৰ মুড়ী সথিৰে।

যোৱা শতিকাৰ পঞ্চাশৰ দশকৰ পৰাই অভিবাসী জনগোষ্ঠীৰ কিছুমান
লিখকে কলম হাতত তুলি লয়। নাঞ্জলৰ মুঠি ধৰা কঠোৰ হাতেৰে তেওঁলোকে
কলম চেপি ধৰি নতুন সাহিত্যৰ সৃষ্টি কৰিবলৈ লয়। তেওঁলোকে
ক্ৰমবদ্ধমানভাৱে অসমীয়া ভাষা-সাহিত্যৰ বিভিন্ন বিভাগ কৰিতা, গল্প,
সমালোচনা, উপন্যাস, জীৱনী, নাটক, অনুবাদ সাহিত্য, সংবাদ পত্ৰ আদি লৈ
অৱদান আগবঢ়াই ইয়াক চহকী কৰি আহিছে।

কাৰ্য-সাহিত্যলৈ যিসকল অভিবাসী লিখকে উল্লেখনীয় অৱদান
আগবঢ়াইছে তেওঁলোক হ'ল, এম. ইলিম উদ্দিন দেৱান, ছাকিনা খাতুন, খৰিৰ

আহমেদ, ইচ্ছাইল হচ্ছেইন (মণিয়া), ইচ্ছাইল হচ্ছেইন (কয়াকুছি), হমায়ুন কবীৰ, জমশ্বেৰ আলি, ফজলুল হ'ক, আখতারুল ইছলাম, ইৰফানুল হক, জাবেদ আলি, ইবনে তৈয়েদ, হজৰত আলী, আব্দুল খালেক, খাইরুল আলম, এম আকবৰ হচ্ছেইন, হাফিজ আহমেদ, আতৰ আলি চৌধুৰী আদি।

১৯৬৫ চনত এম ইলিমউদ্দিন দেৱানে সম্পাদনা কৰা ‘আজান’ পত্ৰিকাই বৰ্ষকেইজন কবিৰ সৃষ্টি কৰিলে। বৰপেটাৰ ছাকিনা খাতুনৰ কবিতা পুথি হ'ল- ‘শিল্পীৰ ক্ৰন্দন’ (১৯৭৭), ‘জীৱনৰ পাত’ (১৯৭৯), ‘মন নিজৰা’ (১৯৯১) আৰু ‘আজ্ঞাৰ নিশদ ক্ৰন্দন’। ইৰফানুল হক (‘হৃদয় মৰু’, ‘মন কৰবী’), জবেদ আলি (‘বিৰহিনী’, ‘কোনেনো বুজিব মোৰ হিয়াৰ বেদনা’), আব্দুৰ বহমান

(‘কোনে মোক ভাল পাৰ’), এবনে তৈয়েদ (‘আবেগৰ সুৰ’), কামুৰজ জামান বহমান (‘সুৰ্য সন্ধান’), এম মতিয়াৰ বহমান (‘জীৱন জুৰি’), ইৱাহীম আলি (‘অনুভূতিৰ সফুঁৰা’), হেকিম আহমেদ (‘অসমৰ ছবি’), আব্দুৰ বহিম মোস্তাফাও (‘নিলগৰ’ দেৱান আব্দুৰ কাদিৰ (‘সৰুপথ’) আদি কবি সকলৰ নাম উল্লেখনীয়। খবিৰ আহমেদৰ কাব্য সংকলন ‘যেতিয়ালৈকে জীয়াই থাকে সূৰ্য’ (১৯৮৭) আৰু ‘মৃত্যুৰ বিৰুদ্ধে ‘প্ৰথম প্ৰতিবাদ’ উল্লেখযোগ্য। কয়াকুছিৰ ইচ্ছাইল হচ্ছেইনৰ প্ৰকাশিত কবিতা পুথি হ'ল- ‘জীৱন আৰু মানুহ বিষয়ক’ (১৯৯৪), ‘বিজ্ঞাপন’ (২০০০) আৰু ‘সাম্প্ৰদায়িকতাবাদ বিৰোধী অসমীয়া কবিতা সংকলন’। হাফিজ আহমেদৰ কবিতা ‘নাগৰিক’, ‘জনক্ৰগন্তি জনজীৱন’, ‘জ্যোতিষ্ঠান’, ‘দৈনিক অসম’ আদি বাতৰি কাকতত প্ৰকাশিত হৈছে। ‘বাশবাৰীৰ আফজল মিএণ’, তেখেতৰ সদ্য প্ৰকাশিত কাব্য সংকলন। চৰ-চাপৰিৰ জনজীৱনৰ লগত জড়িত মানৱতাবাদী কবি কাছেমা খাতুনৰ কাব্যগুৰু কেইখন হ'ল- ‘লবেজান’ (১৯৯০), ‘পৃথিবীৰ দুৱাৰ বিচাৰি’ (১৯৯৪), ‘তোমাৰ বাবে’ (১৯৯৫) আৰু ‘অনুভূতি’ (১৯৯৭)। তদুপৰি মোস্তাফাও আহমেদ, মুস্তাফিজুৰ বহমান, স্বভাৱ কবি শ্বহৰ আলি আহমেদ, জুলেখা বেগম, হাছিনা আহমেদ, সামোজ আহমেদ, দেৱান আব্দুছ ছাত্তাৰ, শ্বৰিফুল ইছলাম, আসাদুজ জামান, হেলেনা মণ্ডল, নাসিকা হৃদা, আনোৱাৰ হচ্ছেইন, আবুল আইচ, সিৰাজ তালুকদাৰ, নুৰমহম্মদ চৰকাৰ, জীয়াউৰ বহমান, জমিৰুচিদিন আদিৰ নাম কবি হিচাপে

উল্লেখযোগ্য। মীর্জা হুমায়ুন কবীৰৰ ‘ধুমকেতু’ শ্বহিদুল ইছলামৰ ‘তোমাক লগ পোৱাৰ পৰাই’ আৰু ছালিমা আহমেদৰ ‘হৃদয়ত পাণ্ডুলিপি’ কাব্য জগতত নতুন সংযোজন।

গল্প সাহিত্যলৈ অৱদান হ'ল ইলিমউদ্দিন দেৱানৰ ‘অসম শহীদ’ আৰু ‘আমেনাৰ মনোবল’, ছাকিনা খাতুনৰ ‘কেৰোণ’, ড° অহিজুদ্দিন চেখৰ ‘সূত্ৰাব’, নতুন পৃথিৰী, ‘জনজীৱন’ আৰু ‘বৰ লুইতৰ ধাৰ’। আশীৰ দশকত আবুৰ বহিম মোস্তাফীৰ ‘পদুমকলি’ আৰু ‘সোনালী সপোন’, মন্দিয়াৰ ইছমাইল হচ্ছেইনৰ ‘চৰ-চাপৰিৰ গল্প’ সম্পাদনা আৰু দুই চাৰিটা বাংলা বা ইংৰাজীৰ পৰা অনুবাদ কৰা লিখন প্ৰকাশিত হৈছিল। ফজলুল হকৰ গল্প সংকলন ‘ভাসানী চৰৰ গদ্য’ (২০০০), তহিমুদ্দিন আহমেদৰ গল্প সংকলন ‘মধুৰ জীৱন’ (২০০০) আৰু খবিৰ আহমেদৰ গল্প সংকলন ‘আকাল’ উল্লেখযোগ্য গল্প সংগ্ৰহ। হাফিজ আহমেদৰ গল্প ‘নতুন পৃথিৰী’, ‘জনজীৱন’, ‘গণদৃত’, ‘ক্রান্তি’ আদি কাকতত প্ৰকাশিত হৈছে। ‘পাৰ’, ‘সম্প্ৰীতিৰ এমুষ্ঠি গল্প’ আৰু ‘খিৰিকিখন মেলি দিয়া’ আদি গল্প পুথিৰ দ্বাৰা হাফিজ আহমেদ জনপ্ৰিয় হৈ উঠিছে। কাছেমা খাতুনৰ প্ৰকাশিত গল্প সংকলন হ'ল- ‘জন্ম-অন্তৰ্নানা’, ‘আশা’ ইত্যাদি। অভিবাসী সকলৰ মাজত ইমৰান হচ্ছেইন, আবুল খালেক, আবুল কুদুৰ, মজিবুৰ বহমান, নুৰমহম্মদ চৰকাৰ আদিসকল প্ৰবীণ গল্পকাৰ।

চৰ-চাপৰিৰ লেখকৰ উপন্যাস সাহিত্যৰ ভিতৰত নগাৰঁৰ ছামচুল হৃদাৰ ‘হেৰোৱা দিন’, ‘ৰাজদ্রোহী’, ‘কস্তুৰী এজনী নেপালী ছোৱালী’, ‘ছাকিনা খাতুনৰ ‘কালজয়ী ত্ৰঃঘা,’ ‘আবুল কুদুৰুৰ ‘মন কৰবী’ মমতাজ আলীৰ ‘দুঃসময়ৰ মালিতা’ জমশ্বেৰ আলীৰ ‘জুয়ে পোৱা বসন্ত’ আদি প্ৰধান। চুনাৰীৰ চিৰাজুদ্দিন চিকদাৰৰ ‘নদীৰ নাম শিয়ালদহ’, বৰবালাৰ তাজউদ্দিন আহমেদৰ ‘আহত কণ্ঠো’, আবুল আওৱালৰ ‘সাধনা’, চেনিমাৰীৰ আমিৰ খানৰ ‘মনৰ দলিচা’ আদি উল্লেখযোগ্য উপন্যাস। সোনতলীৰ এম. হুমায়ুন কবীৰে অধুনা লুপ্ত ‘দৃত’ আলোচনীত এখনি উপন্যাস লিখিছিল। অভয়াপুৰীৰ মীনা কুমাৰী মণ্ডলৰ ‘জীৱন কঞ্জোল’ এখনি নাৰীবাদী উপন্যাস। বাণুদীৰ পিয়াৰ আলিৰ দ্বাৰা বচিত ‘আঘাত’ অন্য এখন উল্লেখনীয় উপন্যাস। চাপৰিৰ আবুৰ চামাদৰ উপন্যাস ‘বৈ

যায় চম্পারতী’ য়ে মুনীন বৰকটকী বাঁটা লাভ কৰিছে। কবি, প্ৰবন্ধকাৰ ইছমাইল হচ্ছেইনৰ ‘চাপৰিৰ সূৰ্য’ নামৰ এখন উপন্যাস প্ৰকাশিত হৈছে।

জীৱনী সাহিত্যৰ দিশতো চৰ-চাপৰিৰ লিখকৰ অৱদান মনকৰিবলগীয়া। এই ক্ষেত্ৰত পোনতেই ক'ব লাগিব উজীৱৰ চৰৰ (বৰ্তমানৰ শিৱসাগৰৰ বাসিন্দা) এম্ব আবুল মজিদ খানৰ কথা। তেওঁ বচিত জীৱনীৰ সংখ্যা প্ৰায় একুৰিমান। এই প্ৰস্থৰোপে শিশু সাহিত্যৰ ভঁড়ালো চহকী কৰিছে। ‘নৱেল বাঁটা বিজয়ী মনিবী’, ‘বিপ্লবী বিষণ্ণু প্ৰসাদ ৰাভা’, ‘টাইটানিক’ আদি খানৰ উল্লেখযোগ্য শিশু সাহিত্য। চৰ-চাপৰিৰ সাহিত্য চৰাব এসময়ৰ পুৰোধা ব্যক্তি এম ইলিম উদিন দেৱানে বচনা কৰিছে ‘মানৰ মুকুট হজৰত মহম্মদ (ছঃ)’, ‘মহাকবি ইকবাল’, ‘কাজী নজৰুল ইছলাম’, মৌলানা আবুল কালাম আজাদ’ আদি জীৱনী গ্ৰন্থ। জীৱনী সাহিত্যৰ ক্ষেত্ৰত আবুৰ বহিম মুস্তাফীৰ অৱদানো উল্লেখনীয়। ‘প্ৰেমৰ বচুল (ছঃ)’ তেখেতৰ সৰ্বশ্ৰেষ্ঠ জীৱনী গ্ৰন্থ। নবীৰ হচ্ছেইনৰ জীৱনী গ্ৰন্থ ‘জননেতা আতাউৰ বহমান’, ‘লোহ মানৰ ছাদাম হচ্ছেইন’ আদি উল্লেখযোগ্য। ইছমাইল হচ্ছেইনৰ ‘জীৱন পথিক বাহুল সংকৃত্যায়ন’ অসমীয়া জীৱনী সাহিত্যলৈ এক বিশেষ অৱদান। ড° ছান্দ মহম্মদ চাহাবৰ ‘নবী (ছঃ) আৰু কেইজনমান বিশিষ্ট চাহাবৰ জীৱন কাহিনী’ এই ক্ষেত্ৰত লেখত লবলগীয়া। ছাকিনা খাতুনৰ ‘পাঞ্জাবৰ সাধু’ অন্য এক অনুদিত সংযোজন।

অনুবাদ সাহিত্যৰ ক্ষেত্ৰতো চৰ-চাপৰিৰ বাসীয়ে অৱদান আগবঢ়াইছে। এই ক্ষেত্ৰতো আবুল মজিদ খানৰ উল্লেখযোগ্য অনুবাদ গ্ৰন্থ হ'ল ‘সাহিত্য সন্তোষ মুল্পী প্ৰেমচান্দৰ নিৰ্বাচিত গল্প সংকলন’ (১৯৯৪), আৰু ফৰাচী লিখক জুলে ভাৰ্নৰ বিজ্ঞান ভিত্তিক উপন্যাস ‘পৃথিবীৰ কেন্দ্ৰলৈ অভিযান’ (১৯৮৮)। মণ্ডিয়াৰ হাফিজ আহমেদেও ‘সম্পীতিৰ এমুঠি গল্প’ নামৰ অনুদিত গল্প সংকলন এটি প্ৰকাশ কৰিছে। এই বহুমূলীয়া সংকলনটি উদু গল্পকাৰ ছাদাত হাচান মাণ্টো, কৃষণ চন্দ্ৰ আৰু মোজাম্বেল ছিদ্ৰিক, বাংলা গল্পকাৰ সমৰেস বসু আৰু সুপ্ৰিয়া মুখাজী, মালয়লাম গল্পকাৰ মনস্বৰ বাজন বাবু, উগাণ্ডাৰ গল্পকাৰ ভায়োলেট কোকুণ্ডা, আফ্ৰিকান সাহিত্যিক লিংগ হিউজ, হাঙ্গেৰীৰ গল্পকাৰ টিবোৰ ডেৰি আদিৰ গল্পেৰে সমৃদ্ধ অনুবাদ সংকলনটি প্ৰকাশ কৰা হৈছিল।

বাংলাদেশৰ কবি শামসুৰ বহমান, পশ্চিম বঙ্গৰ কাজী নজৰুল ইচ্ছাম আৰু সুভাষ মুখোপাধ্যায়, চিলিৰ কবি পাৰলো নেৰুদা আৰু বাট্ৰোন্ড ব্ৰেথট আদিৰ অনেক লিখা ইচ্ছাইল হচ্ছেইনে অনুবাদ কৰিছে। ফাইজুল হকেও দেশী বিদেশী গল্প অনুবাদ কৰিছে। সাংবাদিক আব্দুল খালেকে খলিল জিৱান, আলেকজেণ্ট্ৰ কাৰপেনকোকে আদি কৰি কেইজনমান দেশী বিদেশী কৰিৰ কৰিতা, পাঁচটামান গল্প বাংলা আৰু ইংৰাজীৰ পৰা অসমীয়ালৈ অনুবাদ কৰিছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক আব্দুল মান্নানেও প্ৰায় এক ডজন মান সাম্প্ৰদায়িকতা বিৰোধী মৌলিক প্ৰবন্ধ অনুবাদ কৰিছে। সামেজ আহমেদ, পালহাজীৰ ৰমেনা বেগমেও কেইটামান প্ৰৱন্ধ অনুবাদ কৰিছে।

চৰ-চাপৰিৰ কেবাগৰাকী লিখকে ধৰ্মীয় গ্ৰন্থও বচনা কৰিছে। হাউলিৰ আব্দুল কাদিৰ দেৱানৰ ‘চল্লিশ হাদিছ’, ‘মুছলিম পৰিচয়’, দেৱান আব্দুল হামিদৰ ‘হজতত্ত্ব’ আৰু ‘হাদিছৰ ইতিবৃত্ত’, আব্দুৰ বহিম মুস্তাফীৰ ‘জীৱন পথৰ জেডতি’, ধূৰুৰীৰ হবিবুৰ বহমানৰ ‘ইচ্ছাম আৰু কমিউনিজম’, ‘ইচ্ছাম কি’ আদি গ্ৰন্থৰ মূলতঃ ধৰ্মমূলক। নগাৰঁৰ মৌলবী মইনুল হকেও ধৰ্মীয় গ্ৰন্থ অনুবাদ কৰিছে। তেওঁৰ ‘তবলীগী নেছাব’ এখন বৃহৎ অনুবাদ গ্ৰন্থ।

নাট্য সাহিত্যৰ ক্ষেত্ৰত অভিবাসী মুছলমানসকল বিশেষ আগবঢ়া নহয়। মহৰম উপলক্ষে কিছুমান সমাজত শ্বহীদে কাৰবালা’ নাট্যানুষ্ঠান অনুষ্ঠিত হৈছিল। মন্দিয়াৰ ইচ্ছাইল হচ্ছেইনে কেইবাখনো নাটক বচনা কৰিছিল। টলষ্টয়ৰ ‘The Imp and the Peasant's Bread’ ৰ নাট্যৰাপো ইইজনা লিখকে প্ৰদান কৰিছিল। খবিৰ আহমেদৰ ‘বোৰ্ধা’ এখন একাংকিকা নাট। হাফিজ আহমেদে অষ্টম মান শ্ৰেণীতে বচনা কৰা একাংকিকা নাট ‘সুখৰ সংসাৰ’ ১৯৭৫ চনত ‘জনশিক্ষা’ আলোচনীত প্ৰকাশিত হৈছিল। ইয়াৰ উপৰিও তেওঁ হৰি শংকৰ পাৰছাইৰ ‘বোলাৰামৰ আত্মা’ নামৰ হিন্দী গল্পৰ অসমীয়া নাট্যৰাপো দিচে। এইগৰাকী লেখকে ‘যৌতুক’ নামৰ এখন একাংকিকা নাট আৰু ‘কাউৰীয়ে ধান খালে’ নামৰ এখন বাটৰ নাট বচনা কৰিছে। কলগছিয়াৰ কায়েম তালুকদাৰৰ ‘সিহঁতৰ আৰ্তনাদ’, ‘স্বাধীনতা’ আদি একাংকিকা নাট। মহচীন আল খানে ‘মোৰ ভাৰতী মোৰ মা’, ‘ভূত আছে’, ‘ভূত নাই’, ‘গঞ্জ আত্মাৰ খেলিমেলি’ আদি

একাংকিকা, ‘বিষ্ণুবৃক্ষ’ নামৰ এখন পূর্ণাঙ্গ সামাজিক নাট আৰু ‘ছেৰচাহ’ নামৰ এখন ঐতিহাসিক নাটক বচনা কৰিছে। ছায়েদ আলীয়ে ‘৮৩ ব বেদনা’ নিমিলা অংক’ ‘মুক্তিপথ’, ‘শপথ’ আদি একাংকিকা নাট বচনা কৰিছে। শ্বারফান আলিৰ সমাজ সচেতনতামূলক একাংকিকা নাটসমূহ হ'ল- ‘বিঞ্চারালা’, ‘পৱিত্ৰ মে দিৱস’ আৰু ‘সন্ত্রাসবাদী’। সেইদৰে মিজানুৰ ৰহমানে বচনা কৰিছে- ‘বিদ্রোহী নাৰী’ নামৰ এখন একাংকিকা।

চিন্তামূলক প্ৰৱন্ধ আৰু আলোচনা আৰু সমালোচনা সাহিত্যৰ দিশতো চৰ-চাপৰিবাসী লিখকসকলে কিছু বৰঙনি আগবঢ়াবলৈ লৈছে। ১৯৬৫ চনত এম. ইলিমউদ্দিন দেৱানৰ সম্পাদনাত প্ৰকাশিত ‘আজান’ আলোচনীত আতাউৰ ৰহমান, ছাকিনা থাতুন, দেৱান আবুল হামিদ, ছামচুল হৃদা, দেৱান আবুল কাদিৰ, বিয়াজুদ্দিন আহমেদ, নবীৰ হুছেইন, আবুল কুদুছ, ইছমাইল হুছেইন, আহম্মদ হুছেইন খানকে ধৰি বহুতে প্ৰৱন্ধকাৰ হিচাবে আৱু প্ৰকাশ কৰে। আতাউৰ ৰহমানে ‘আজানৰ’ পাতত ‘ন-অসমীয়া’, ‘অনুপ্ৰৱেশকাৰীৰ সমস্যা’ আদি প্ৰৱন্ধ লিখাৰ উপৰিও চৰ-চাপৰিব ফঁকৰাযোজনা, সাঁথৰ আদি সংগ্ৰহ কৰিছিল। তেওঁৰ একমাত্ৰ প্ৰকাশিত পুথিখন হ'ল- ‘ভাৰত অমিলো’। তেওঁ ‘তাগিদাত লিখিলোঁ’ আৰু ‘মোৰ দৃষ্টিত অসম আন্দোলন’ নামৰ দুখন পৰ্যালোচনামূলক পুস্তিকাও বচনা কৰিছিল। ‘স্বভাৱ কৰিতা’ আৰু ‘ৰহিম ৰাপবানুৰ সাধু’ তেওঁৰ সম্পাদিত গ্ৰন্থ। ‘আজান’ৰ সম্পাদক এম ইলিম উদ্দিন দেৱানে বিভিন্ন বিষয়বস্তু লৈ অলেখ প্ৰৱন্ধ বচনা কৰিছে। দেৱানৰ প্ৰকাশিত গ্ৰন্থসমূহৰ ভিতৰত ইতিহাসৰ বা-মৰলিত সন্দাট দুহিতা জাহানারা’, স্বাধীনতা সংগ্ৰামত বৰপেটা মহকুমাৰ সংখ্যালঘু মুছলমানৰ অৱদান’, ‘পদ্মপুৰাণৰ হাছান-হোছেইনৰ কাহিনী’, ‘মতিভ্ৰষ্ট নবাব ছিৰাজ নে বিকাৰগ্ৰস্থ ইংৰাজ’, ‘বিদ্রোহী কবি কাজী নজৰল ইছলাম’, ‘চৰ-চাপৰিব জীৱনধাৰা’ আদি প্ৰধান।

আন এজন চিন্তাবিদ হাফিজ আহমেদৰ প্ৰকাশিত পুথিসমূহ হ'ল- ‘গান্ধীবাদ আৰু অসমীয়া উপন্যাস’, ‘বিতৰ্কৰ বা-মৰলিত অসমৰ বিদেশী সমস্যা’, ‘ছাচাৰ কমিটিৰ প্ৰতিবেদনঃ প্ৰতিশ্ৰুতি আৰু বাস্তৱ’, ‘বীৰ মুজাহিদ মৌলানা আবুল হ'ক’ ‘সন্ত্রাস আৰু সাম্প্ৰদায়িকতাবাদ আৰু সাম্রাজ্যবাদ’।

আলোচনা সাহিত্যৰ লগত জড়িত হৈ থকা চৰ-চাপৰিৰ আন আন লেখক লেখিকাসমূহ হ'ল- ডাঃ ৰেজাউল কৰিম, ইছমাইল হোছেইন (মন্দিয়া), আব্দুল মান্নান (লঙ্কা), মুস্তাফিজুৰ বহমান, খবিৰ আহমেদ (বাঘবৰ), মৌলানা আব্দুল হামিদ, ডাঃ ছাইদুল ইছলাম, ড° অহিজ্জুদ্দিন শ্বেখ (মানকাচৰ), আনোৱাৰ হোছেইন, শ্বেতামুল ইছলাম, চান্দ মহম্মদ, মোখলেছুৰ বহমান (নগাওঁ), আব্দুল খালেক (বৰটাৰী), মোনাৰুফ মোল্লা, মিজানুৰ বহমান, আব্দুল হ'ক, জিয়াউৰ বহমান, আজাদ ওচমানি, ছাহাবুদ্দিন আহমেদ, সামেজউদ্দিন আহমেদ, আনোৱাৰ বহমান আদি।

আব্দুৰ ৰেজ্জাকৰ ভালেমান মূল্যবান প্ৰৱন্ধ ‘নীলাচল’, ‘জনক্ৰান্তি’ আদি বিভিন্ন কাকত আলোচনীত প্ৰকাশ পাইছে। অধ্যাপক আব্দুল মান্নানে যোৱা চাৰি দশক জুৰি বিভিন্ন কাকত আলোচনীত বহু তত্ত্বগুৰুৰ প্ৰৱন্ধ লিখিছে। বামপন্থী চিন্তাবিদ হিচাবে সুপৰিচিত মান্নানৰ সম্পাদিত এখন গ্ৰন্থ হ'ল- ‘সাম্প্ৰদায়িকতা আৰু সমাজ’। নিভৌক লেখনীৰ বাবে অধ্যাপক মান্নান সকলোৰে মাজত খ্যাত। খবিৰ আহমেদে ‘সুত্ৰধাৰা’, ‘অধিকাৰ’কে ধৰি বিভিন্ন কাকত আলোচনীত প্ৰৱন্ধ বচনা কৰিছিল। তেওঁৰ প্ৰকাশিত প্ৰৱন্ধ সংকলন হ'ল- ‘লুইতত এডোঙা তেজ’। আব্দুলখালেক বাজনৈতিক বিশ্লেষক তথা প্ৰৱন্ধকাৰ হিচাবে পৰিচিত। বিভিন্ন কাকত আলোচনীত তেওঁৰ শতাধিক প্ৰৱন্ধ সিঁচৰতি হৈ আছে। মন্দিয়াৰ ইছমাইল হোছেইনে ‘আজান’ৰ দিনৰ পৰা বৰ্তমানলৈকে ধাৰাবাহিকভাৱে প্ৰৱন্ধ পাতি লিখি আছে। তেওঁৰ দ্বাৰা সম্পাদিত প্ৰৱন্ধ সংকলন ‘চৰ-চাপৰিৰ জীৱনচৰ্চা’ চৰ-চাপৰিবাসীৰ জনজীৱনৰ বিষয়ে এক অতুলনীয় দলিলৰূপে পৰিগণিত হৈছে। ‘প্ৰাণ্তিক’ আৰু ‘অসমবাণী’ৰ নিয়মীয়া লেখক ডাঃ ৰেজাউল কৰিম এজন অতি চিন্তাশীল লেখক। তেওঁৰ সংকলন এখন হ'ল ‘চৰ-চাপৰিৰ সমাজ আৰু অসমৰ মুছলমান’। ড° কৰিমৰ ইছলাম ধৰ্মৰ ইতিহাস আৰু দৰ্শনৰ ওপৰত লেখা ভালেমান প্ৰৱন্ধই অসমীয়া সাহিত্যলৈ অৱদান আগবঢ়াইছে। কলগাছিয়াৰ মৌলানা আব্দুল হামিদৰ প্ৰৱন্ধ ‘আমাৰ অসম’কে ধৰি বিভিন্ন কাকত আলোচনীত প্ৰকাশ পাইছে। আনোৱাৰ হোছেইনৰ প্ৰৱন্ধ ‘জনজাগৰণ’, ‘জনজীৱন’, ‘সুত্ৰধাৰা’ আদি কাকত আলোচনীত

প্ৰকাশিত হৈছে। কৰেৰ তলৰ মজিবুৰ ৰহমানৰ প্ৰঞ্চ 'জনজীৱন', 'শ্ৰীময়ী', 'অধিকাৰ', 'বালিচন্দ' আদিত প্ৰকাশ পাইছে।

কয়াকুছিৰ ইছমাইল হচ্ছেইন এজন প্ৰতিষ্ঠিত প্ৰবন্ধকাৰ। তেওঁৰ প্ৰকাশিত প্ৰবন্ধ সংকলনৰ ভিতৰত 'হিন্দু মুছলমান প্ৰশংসন' : সমন্বয় আৰু সংঘাত', 'ছফদৰ হাত্মী আৰু বাটৰ নাট', 'সাহিত্যত সাম্প্ৰদায়িকতা আৰু ৰবীন্দ্ৰনাথ', অন্যতম। তেওঁৰে প্ৰবন্ধ সংকলন 'অভিবাসী অসমীয়া মুছলমানৰ সমাজ আৰু সংস্কৃতি'য়ে পাঠকৰ সমাদৰ লাভ কৰিছে। মানকাচৰ কলেজৰ অধ্যাপক ড° আহিজ্জুদিন শ্ৰেখৰ চিন্তাগঢুৰ প্ৰবন্ধ পাতি 'জনজীৱন', 'জনক্ৰান্তি', 'নতুন পৃথিবী'কে ধৰি বিভিন্ন কাকত আলোচনীত প্ৰকাশ পাইছে। হাফিজ আহমেদে 'জনক্ৰান্তি' 'নীলাচল', 'অধিকাৰ', 'জনজাগৰণ', 'আজি', 'অগ্ৰদুত', 'অসমবাণী', 'দৈনিক অসম' আদি কাকতত অনেক চিন্তাশীল প্ৰবন্ধ লিখিছে। ১৯৯৪ চনত সূত্ৰধাৰাৰ কেইবাটাও সংখ্যাতে প্ৰকাশিত 'অসমীয়া উপন্যাস সাহিত্যত চৰবাসী কৃষকৰ চিৰি' আৰু 'স্বৰাজোন্তৰ অসমীয়া উপন্যাসত হিন্দু-মুছলমানৰ সম্প্ৰীতি' শীৰ্ষক প্ৰবন্ধ লানি আহমেদৰ গভীৰ অধ্যয়নৰ ফচল।

মোৰাৰক হচ্ছেইনে 'বহিৰাগত সমস্যা আৰু অসম আন্দোলন' নামৰ সৰু গ্ৰন্থ এখন ৰচনা কৰিছিল। ছফিয়ৰ ৰহমানে 'শিক্ষা, সংঘাত আৰু মিএগা সমাজ' নামৰ প্ৰবন্ধ সংকলন এটি প্ৰকাশ কৰিছে। তডুপৰি এছাহাক আলি দেৱান, তাজউদ্দিন আহমেদ, কাছেমা খাতুন, আবুৰ ৰহমান শিকদাৰ, হৰুনাৰ ৰাহিদ, চুলতান আহমেদ, মজিবুৰ ৰহমান, আৰশাদ আহমেদ, নাছিৰ উদ্দিন আহমেদ আদিয়েও অসমীয়াত মূল্যৱান প্ৰবন্ধ পাতি লেখি আহিছে। মন্দিৱাৰ আনোৱাৰ হচ্ছেইন, সামেজ আহমেদ (কগোহা), ছোহৰাৰ আহমেদ আৰু মোশ্বাৰফ হচ্ছেইন চৌধুৰী, জীয়াউৰ ৰহমান, মনিব আলি, নুৰ মহম্মদ সৰকাৰ, মৌলানা কলিম উদ্দিন, শাহ নৱাজ লক্ষ্মী, শিৱাজ তালুকদাৰ, মৌলানা মনচূৰ হ'ক, বদ্রল ইছলাম, দিলাল আহমেদ, গিয়াছ উদ্দিন, ফইজুল হক, মৌলানা কাফিল উদ্দিন কাছিমী, ছাজ্জাদুৰ ৰহমান, আবুল কুদুৰ খান, শাৰফান আলি, নুৰল আমিন, আবুল কৰিম ভূঞ্চা, ডাঃ নজিৰল ইছলাম, বাহাৰল ইছলাম আদিয়েও বিভিন্ন কাকত আলোচনীত নানা বিষয়বস্তু লৈ প্ৰবন্ধ ৰচনা কৰিছে।

চৰ-চাপৰিৰ মহিলা প্ৰৱন্ধকাৰ সকলৰ ভিতৰত ছাকিনা খাতুন (বৰপেটা) আৰু কাহেমো খাতুনৰ নাম পোনতেই লৰ লাগিব। মাৰ্চিয়া খণ্ডকাৰ, দিলোৱাৰা খণ্ডকাৰ, ফিৰোজা বেগম, কুলচুম বেগম, ছবেৰা বেগম, বাছিদা আহমেদ আদিয়েও প্ৰৱন্ধ পাতি লেখি আহিছে।

চৰ-চাপৰিবাসীৰ সংবাদ সেৱাৰ কথা ক'বলৈ গ'লেই আমাৰ মনলৈ আহে ‘আজান’ আলোচনীৰ কথা। চেনীমাৰীৰ এম ইলিম উদ্দিন দেৱানে কেৱল ‘আজান’ প্ৰকাশ কৰাৰ স্বার্থতেই নিজৰ মাটি ভেটি বিক্ৰী কৰি বৰপেটাত বসবাস কৰিবলৈ লয়। ১৯৬৫ চনত তেওঁৰ সম্পাদনাত প্ৰকাশিত ‘আজানে’ চৰ-চাপৰিবাসীৰ মাজত এক নৱচেতনাৰ জন্ম দিয়ে। ‘আজান’ এ জন্ম দিয়া বহু সাংবাদিকে পৰৱৰ্তী কালছোৱাত অসমৰ বিভিন্ন কাকত আলোচনীত জড়িত হৈ নিজৰ সাংবাদিক জীৱন সমৃদ্ধ কৰিছে।

১৯৮০ চনত ছোভিয়েট ঝচিয়াৰ পুস্কিন বাঁটা লাভ কৰা ব্যক্তি আবুৰ বহিম মুস্তাফিবৰ সম্পাদনাত ‘তছলিম’ আৰু ‘শাস্তিদৃত’ প্ৰকাশ পাইছিল। তদুপৰি চৰ-চাপৰিৰ লোকৰ সম্পাদনাত প্ৰকাশ পোৱা আন আন কাকত আলোচনী আৰু সম্পাদনাবোৰ হ'ল- ‘স্বপ্নালী মিছিল’ (পয়েকীয়া কাকত, এম আকবৰ আলি), ‘ইনছানী আৱাজ’ (এম আলি), ‘কোৱান জ্যোতি’ (মৌলানা জালীল ৰাগিবী), ‘জাগৱণ’ (হাইদৰ কামাল), ‘চাপৰি চেতনা’ (আৱছাদ দেৱান), ‘চৰ কুসুম’, ‘চৰ দৰ্শন’, (নবীৰ হচ্ছেইন), ‘আৱৰাশি’ (জমশ্বেৰ আলি)।

ইছমাইল হচ্ছেইন (মন্দিয়া), অধ্যাপক আব্দুল মান্নান, মৌলানা আব্দুল জলিল ৰাগিবী, আব্দুৰ ৰহমান, আনোৱাৰ হচ্ছেইন (জয়পুৰ), আব্দুল খালেক, হাফিজ আহমেদ, খবিৰ আহমেদ, ছাহ জাহান তালুকদাৰ আদিও সাংবাদিকতাৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত। অধ্যাপক আব্দুল মান্নানে ‘সাংগ্ৰাহিক জনজীৱন’ সম্পাদনা কৰিছিল। এতিয়া তেওঁ ‘আয়না’ নামৰ এখন মাহেকীয়া আলোচনী সম্পাদনা কৰে। মন্দিয়াৰ ইছমাইল হচ্ছেইনে ‘আজান’ৰ দিনৰ পৰা বৰ্তমানলৈকে সংবাদধৰ্মী লিখা অব্যাহত ৰাখিছে।

মৌলানা আব্দুল জলীল ৰাগিবীয়ে ‘জনজাগৱণ’ নামৰ সাংগ্ৰাহিক কাকত এখন সম্পাদনা কৰাৰ উপৰিও ‘জমিয়ত’ কাকতৰ সম্পাদক হিচাগেও দীৰ্ঘদিন কায়নিৰ্বাহ কৰি আহিছে।

আব্দুৰ ৰাহিম মুস্তাফিয়ে আশীৰ দশকৰ আৰঙ্গণীতে গোৱালপাৰাৰ পৰা প্ৰকাশিত ‘তছলিম’, ‘নিয়ামত’ আৰু ‘শাস্তিদৃত’ নামৰ আলোচনী তিনিখন সম্পাদনা কৰিছিল। ‘সাংগীহিক জনজাগৰণ’, ‘জমিয়ত’ আদি কাকতত তেওঁ দীৰ্ঘদিন ধৰি জড়িত। সাংবাদিকতাৰ জগতত ‘নীলাচল’, ‘জনক্ৰান্তি’ আৰু ‘জনজীৱন’ৰ জৰিয়তে প্ৰৱেশ কৰে মন্দিয়া (কপোহা)ৰ হাফিজ আহমেদে। তেওঁ প্ৰথমে বিপটাৰ হিচাবেও কাম কৰিছিল। ১৯৯৪ চনত তেওঁৰ সম্পাদনাৰে ‘অধিকাৰ’ নামৰ পঞ্চকীয়া কাকত এখন বৰপেটাৰ পৰা প্ৰকাশিত হৈছিল। পৰৱৰ্তী সময়ত ১৯৯৫ চনত একেখন কাকত ‘গণ অধিকাৰ’ নামেৰে প্ৰকাশ পাবলৈ লয়। খবিৰ আহমেদ আৰু আনোৱাৰ হচ্ছেইনে পৰ্যায়ক্ৰমে বহুদিন কাকতখনৰ মুখ্য সম্পাদকৰ দায়িত্ব পালন কৰিছিল। বৰ্তমান ছাহজাহান তালুকদাৰ কাকতখনৰ সম্পাদনাৰ দায়িত্বত আছে। সন্তুষ্টভাৱে চৰকাৰী শাসন যন্ত্ৰৰ ৰোধৰ বলি হৈ জেললৈ যাবলগীয়া হোৱা চৰ-চাপৰিৰ সাংবাদিকৰ ভিতৰত হাফিজ আহমেদেই প্ৰথমজন সাংবাদিক। ‘দৈনিক অসম’ কাকতৰ সাংবাদিক আহমেদে জালুকবাৰীৰ পৰা প্ৰকাশিত ‘জ্যোতিষ্মান’ নামৰ কবিতা আলোচনী এখনো দীৰ্ঘদিন সম্পাদনা কৰি আছে। কয়াকুছিৰ ইছমাইল হচ্ছেইনে আশীৰ দশকৰ পৰা বিভিন্ন কাকত আলোচনীত সংবাদধৰ্মী নিৰক্ষ লিখি আহিছে।

ডাঃ ৰেজাউল কৰিমেও ‘আল-আমীন’ (১৯৯৩) আৰু ‘প্ৰভাতী সুৰজ’ নামৰ দুখন আলোনী সম্পাদনা কৰিছিল। ‘দৈনিক অগ্ৰদৃত’ ব উপ সম্পাদক আব্দুৰ বহমানৰ অনেক লিখনি ‘মুজাহিদ’, ‘গণ অধিকাৰ’, ‘দৈনিক অগ্ৰদৃত’ আদি বিভিন্ন কাকত আলোচনীত প্ৰকাশ পাইছে। তাজউদ্দিন আহমেদে ‘কলম’, ‘মীয়ান’, ‘মুজাহিদ’, ‘নতুন গতি’ আদিত নিয়মিতভাৱে সংবাদ সেৱা কৰি আছে। আনোৱাৰ হচ্ছেইনে ‘জনজীৱন’, ‘অধিকাৰ’, ‘জনজাগৰণ’ সূত্ৰধাৰ’ আদি কাকত আলোচনীত লিখা মেলা কৰি আহিছে। তেওঁ ‘জনজাগৰণ’ৰ ষ্টাফ বিপটাৰ আৰু ‘সূত্ৰধাৰ’ৰ সহকাৰী সম্পাদকৰপেও কাম কৰিছিল।

বৰ্তমান ৰাজনীতিক ৰাপে পৰিচিত আব্দুল খালেক সংবাদ জগতৰ এক পৰিচিত নাম। ৰাজনীতিলৈ অহাৰ পূৰ্বে ‘আমাৰ অসম’ কাকতৰ ষ্টাফ বিপটাৰ হিচাপে কায়নিৰ্বাহ কৰা খালেকে (১৯৯১) চনত বঙাইগাঁৰ পৰা ‘সোমবাৰ’

নামৰ সাপ্তাহিক কাকত এখন সম্পাদনা কৰি উলিয়াইছিল। তেওঁ কিছুদিন দ্বিভাষিক সাপ্তাহিক কাকত ‘সৰ্বলোক’ৰ কাৰ্যবাহী সম্পাদক ৰূপেও কাম কৰিছিল।

প্ৰাক্তন মন্ত্ৰী আফজালুৰ ৰহমানৰ উদ্যোগত ১৯৮০-৮১ চনত প্ৰকাশিত হৈছিল অসমীয়া দৈনিক ‘প্ৰতিদিন’। কাকত খনত প্ৰাক্তন মন্ত্ৰী আনোৱাৰ হচ্ছেইনে জ্যেষ্ঠ উপ-সম্পাদক হিচাপে কাম কৰিছিল। আলোপত্ৰিৰ সাংবাদিক শাহ নারাজ ৰাহাতুল্লাই ‘সীমান্ত বাৰ্তা’ নামৰ সাপ্তাহিক এখন সম্পাদনা কৰি প্ৰকাশ কৰিছিল।

মন্দিয়া (কপোহা)ৰ শহিদুল ইছলামে পাণুৰ পৰা প্ৰকাশিত ক্ষুদ্ৰ আলোচনী ‘পৰজা’ৰ সম্পাদকৰূপে কাৰ্যনিৰ্বাহ কৰি আছে। মন্দিয়াৰ পৰা এসময়ত ‘ভেলেঙ্গী’ নামৰ কবিতা আলোচনী এখনো প্ৰকাশ কৰিছিল। কলগাছিয়াৰ দেৱান আৰছাদ আহমেদে ‘চাপৰি চেতনা’ নামৰ আলোচনী এখন কিছুদিন সম্পাদনা কৰিছিল। কলগাছিয়াৰ বলাই পথাবৰ এম আকবৰ হচ্ছেইনে ‘স্বপ্নালী মিছিল’ নামৰ পঘেকীয়া কাকত এখন সম্পাদনা কৰাৰ উপৰিও ‘মুক্তি নিৰ্যাস’ নামৰ কবিতা আলোচনী এখনো প্ৰকাশ কৰিছিল। ‘প্ৰভাতী আৱাজ’, ‘ৰক্তকৰবী’ আদি আলোচনীৰো সম্পাদক আছিল আকবৰ হচ্ছেইন।

‘নতুন সাহিত্য পৰিয়দ’ৰ চৰ-চাপৰিত থকা শাখাবোৰেও বিভিন্ন আলোচনী প্ৰকাশ কৰি আছিছে। এইবোৰৰ ভিতৰত ‘বৰলুইতৰ ধাৰ’ (মানকাচৰ), ‘উত্তৰণ’ (কয়াকুছি), ‘ক্রান্তি’ (মন্দিয়া), ‘ৰক্তকৰবী’ (কলগাছিয়া), ‘অগ্নি’ (পালহাজী), ‘বিকল্প’ (লক্ষ্মীপুৰ), ‘উদয়ন’ (ধৰ্মশালা, ধুবুৰী), ‘খোজ’ (হাতীগাঁও) আদি উল্লেখযোগ্য। অসম সাহিত্য সভাৰ চেনিমাৰী শাখাৰ মুখ্যপাত্ৰ নাজিম উদিন দেৱানৰ দ্বাৰা সম্পাদিত ‘চেৰাগ আৰু চাপৰি’ৰ কথাও এইখনিতে উল্লেখনীয়।

গ্ৰাম্য সাংবাদিকতাৰ কথা ক'বলৈ গ'লৈ গোৱালপাৰা জিলাৰ লক্ষ্মীপুৰৰ মহম্মদ ছান্দুলা আৰু কলগাছিয়াৰ মৌলবী আব্দুল হামিদৰ কথা প্ৰথমে উল্লেখ কৰিব লাগিব। গোৱালপাৰা জিলাৰ চৰ-চাপৰিবাসীৰ মাজৰ পৰা সংবাদ

সেৱাত জড়িত হৈ থকাসকলৰ ভিতৰত ইছমাইল হচ্ছেইন, কেৰামত আলি শ্ৰেষ্ঠ, আনোৱাৰ হচ্ছেইন, আনিষ্টুৰ বহমান, আবু তালেব, আব্দুৰ বউফ, শ্বৰিফুল ইছলাম আৰু পাছান আলি অন্যতম। সেইদৰে নগাওঁ জিলাৰ আমিনুৰ বহমান, মুখলেছুৰ বহমান, নূৰ মহম্মদ সৰকাৰ, ৰফিকুল ইছলাম, বাশাৰ উল্লাহ মুজদাদী আদিৰ নাম পোনতে উল্লেখ কৰিব পাৰি। ধুবুৰী জিলাৰ ছাগলীয়াৰ নুৰুল হকে বিভিন্ন কাকতৰ প্রতিনিধি হিচাপে কাম কৰাৰ উপৰিও এবছৰ কাল ‘The North East Times’ ত সহকাৰী সম্পাদকৰূপেও কাম কৰিছিল। ধুবুৰীৰ এফ এম আশীকুৰ বহমানেও উন্নত মানৰ সংবাদ প্ৰেৰণৰ দ্বাৰা অসমৰ সংবাদ জগতত প্রতিষ্ঠা লাভ কৰিছে। বৰপেটা জিলাৰ মজিবুৰ বহমানে ‘জনজীৱন’, ‘অধিকাৰ’, ‘নাগৰিক’ত সংবাদ সেৱা আগবঢ়াইছে। বৰপেটা জিলাৰে মন্দিয়া অঞ্চলৰ চোহৰাৰ আহমেদ, মোশাৰফ হচ্ছেইন চৌধুৰী, নূৰ মহম্মদ, সামেজ আহমেদ, ৰফিকুল ইছলাম, বহৰিৰ ফৰহাদ ভূঞ্গ আদিৰ সাংবাদিকৰণে পৰিচিত লাভ কৰিছে। একে জিলাৰে কলগাছিয়া অঞ্চলৰ বাহারুল ইছলাম, শহিদুল ইছলাম, মাজেদুৰ বহমান, আব্দুল মজিদকে আদি কৰি নবীন-প্ৰবীন সাংবাদিকে সাংবাদিকতা কৰি আহিছে। তদুপৰি, হাটলীৰ মেছেৰ আলি, বৰপেটাৰোডৰ মহম্মদ শিকদাৰ, বখশী হজৰত আলি আহমেদ, মইনবৰীৰ নুৰুল আমিন, ধালি গাঁৱৰ আবুল কালাম আজাদ আৰু আবুবকৰ চিদিক, নগৰবেৰাৰ আনোৱাৰ হচ্ছেইন আৰু আলোপতিৰ হাফিজুৰ বহমানে অসমৰ সংবাদ জগতত সবল পদক্ষেপ পেলাবলৈ সক্ষম হৈছে। ০

সহায়ক গ্রন্থপঞ্জী :

- ১) ইছমাইল ছচ্ছেইন : চৰ-চাপৰিৰ জীৱন চৰ্চা, নতুন সাহিত্য পৰিষদ, ২০০০
- ২) শ্বহিদুল ইছলাম : চৰ-চাপৰিৰ জন জীৱনঃ সংঘাত আৰু সৌৰভ, প্ৰথিবী প্ৰকাশন, গুৱাহাটী ২০১০
- ৩) ৰেজাউল কৰিম (সম্পা) : কাইশা, স্মৃতিগ্ৰন্থ, অসম সাহিত্য সভাৰ কলগাছিয়া বিশেষ বার্ষিক অধিবেশন ২০০২
- ৪) ইছমাইল ছচ্ছেইন : অসমৰ জাতীয় জীৱন আৰু অভিবাসী মুছলমান, অনামিকা প্ৰস্তালয়, নলবাৰী, ১৯৯৭
- ৫) ড° উপেন্দ্ৰজিৎ শৰ্মা : পশ্চিম অসমৰ চৰ-চাপৰিৰ লোক-সংস্কৃতি, অসম সাহিত্য সভা, ২০১১
- ৬) ৰেজাউল কৰিম : চৰ-চাপৰিৰ সমাজ আৰু অসমৰ মুছলমান, লোকায়ত প্ৰকাশন, গুৱাহাটী-৬, ২০০০

সপ্তম অধ্যায়

বৰাক উপত্যকাৰ মুছলমানসকলৰ গীত-মাত,
সাহিত্য আৰু সংস্কৃতি

সহায়ক প্ৰস্থপঞ্জী

সপ্তম অধ্যায়

বৰাক উপত্যকাৰ মুছলমানসকলৰ গীত-মাত, সাহিত্য আৰু সংস্কৃতি

অসমৰ মুছলমান সকলৰ অৱদান সম্পর্কে কৰা আলোচনাত
বৰাক উপত্যকাৰ মুছলমান সকলৰ ভূমিকাৰ অতি গুৰুত্বপূৰ্ণ তেওঁলোকৰ
অৱদান অৱশ্যে বাংলা ভাষাত। ‘শাস্তিৰ দীপ’ হিচাপে খ্যাত বৰাক
উপত্যকাৰ চট্টগ্ৰাম অঞ্চলৰ লগত অষ্টম নৰম শতিকাতে আৰবৰ বনিক
সকলৰ আদান প্ৰদান ঘটে। তথাপি চতুর্দশ শতিকাৰ মাজভাগত সুৰমা
উপত্যকাৰ বিভিন্ন স্থানত ছুফী হজৰত শাহ জালালৰ অনুগামী সকলৰ
একান্ত প্ৰচেষ্টাত ইছলামৰ প্ৰচাৰ আৰু প্ৰসাৰ ঘটে। বৰাক উপত্যকাৰ
মুছলমান সকল

আশ্রফ আৰু আতৰাফ বা আজলফ এই দুই ভাগত বিভক্ত।
চৈয়দ সকল আশ্রফ গোষ্ঠীৰ অন্তৰ্ভুক্ত আৰু ধৰ্মান্তৰিক সকল আতৰাফ
সম্প্ৰদায়ৰ। আতৰাফ সকল চাৰিটা ভাগত বিভক্ত- ১) কৃষি কৰ্মত নিযুক্ত
শ্ৰেণি মুছলমান, ২) দৰ্জি, জোলা আৰু ফকীৰসকল, ৩) কচাই, মাইমাল
আৰু ৪) ধোবী, হাজাম, মুচি। গতিকে অসমৰ অইন মুছলমান সকলৰ
নিচিনা বৰাক উপত্যকাৰ মুছলমান সকলেও স্থানীয় কিছুমান পৰাম্পৰা
আৰু বীতি-নীতি এৰিব পৰা নাই। বৰাক উপত্যকাত মুছলমান সকলৰ বিয়া
অনুষ্ঠানত আদিৰ পৰা অন্তলৈ নাৰী সকলে বিয়াগীতি পৰিবেশনৰ পৰাম্পৰা
চলি আছে। এই অঞ্চলৰ মুছলমান সকলৰ মাজত দুটা বস্ত অতি প্ৰিয়- পাণ

আৰু আতৰ। পাণ-তামোলৰ ব্যৱহাৰ অসমীয়া সমাজৰ যিদিৰে আবিচ্ছেদ্য
অংগ, ঠিক তেনেদিৰে বৰাক উপত্যকাৰ মুছলমানৰ মাজতো পাণ চুপাৰিৰ
আদৰ অতি বেছি। বৰাক উপত্যকাৰ গ্ৰাম্য লোক সকলৰ মাজত এষাৰ কথা
প্ৰচলিত আছে-

কিবা দেশে আইলামৰে ভাই
কিবা তাৰি গুণ
একই গাছে পাণ চুপাৰি
একই গাছে চূণ।

বৰাক উপত্যকাৰ মুছলমান সকলৰ মাজত বিভিন্ন উৎসৰ পাৰ্বণ,
গীত মাত বীতি-পৰম্পৰা বিদ্যমান। উৎসৱৰ ভিতৰত ধৰ্মীয় জলচা বা
মিলাদ শ্বৰীফ, মহৰ্ম, দৈদ মেহফিল আৰু বাজচিৰণী আদিয়েই
উল্লেখযোগ্য। গীত-মাতৰ ভিতৰত জান্দিয়াৰ গান, মাৰফতী গীত, বিচাৰ
গান, ফকীৰি গান, গাজীৰ গীত, মুৰ্ষিদ গান, পল্লী গীত উল্লেখযোগ্য।
দেৱান মৌলানা আব্দুছ ছামদ চৌধুৰী বচিত এটি মাৰফতী গীত-

ভৰ নদীৰ কূলে বসি ডাকি নাম ধৰি তোৰ।
দয়াৰ নাম আল্লা পাৰ কৰ গহিন সাগৰ।
সৃজন কৰিলে মোৰে মৰ্জিত উপৰ।
লালন ও পালন কইলে কুদৰতে তৰ।
ভৰেৰ বাজাৰে মোৰে দিলায় এৰপৰ।
উপৰে বাখিলে সদায় বহুমতেৰ গুজৰ।
ভৰেৰ তৰঙ্গ দেখি কামপি থৰথৰ।
কৃপাগুনে দয়াৰ নামে বাখিয় নজৰ।
ডেহৰ সঞ্চাৰ আৰু তুফানেৰ ডৰ।
তৰাইয়া লইও মাৰুদ আকুল সাগৰ।
নবীজিৰ খাতিৰে আশা লইতে খৰৰ।
ভৰষা বাখিয়াছি তৰ বহুমতেৰ উপৰ।

বিয়াৰ কইনা সজোৱাৰ আগে আগে বৰাকৰ পাঠাৰকান্দি
অঞ্চলত মুছলমান মহিলা সকলে গায়-

কন্যাৰ আশ্বা কই গো দান কৰ আমৰাবে
পৰীৰ লাখান সাজাইয়া দিমু তোমাৰ দিলাৰাবে
কন্যাৰ দাদী কইগো পান দেও আমৰাবে
তোমাৰ নাতিন সাজাইয়া দিমু দেখবায় নয়ন ভৰে।
পূর্ণিমাৰই চাঁদ যেমন ঝলমল ঝলমল কৰে।
কন্যাৰ বাবি কইগো মিষ্টি দেও আমৰাবে
তোমাৰ ননদ সাজাই দিমু নিৰালা মন্দিৰে।

গীত-মাতৰ উপৰিও চিৰশিল্প আৰু সাহিত্য-সংস্কৃতিলৈ বৰাক
উপত্যকাৰ মুছলমান সকলে যথেষ্ট বৰঙণি আগবঢ়াই আহিছে। তলত বৰাক
উপত্যকাৰ উল্লেখযোগ্য মুছলমান কবি, প্ৰবন্ধকাৰ, সাংবাদিক আৰু
গীতিকাৰ, চিৰশিল্পী আৰু উপন্যাসিক আদিৰ নাম উল্লেখ কৰা হ'ল-

বৰাক উপত্যকাৰ উল্লেখযোগ্য কবি সকল হ'ল- আবুল হোচেন
মজুমদাৰ, আবজল মহম্মদ, আবুল মামান, আবুল ৰহিম, আবুল কাদিৰ
চৌধুৰী, আবু আশ্রাফ চৌধুৰী, ইমাদ উদ্দিন বুলবুল, ইছলামুদ্দিন বৰভূএগা,
মৌলানা তাহেৰ, মনাজিজিৰ আলি, মোহাম্মদ মইনুদ্দিন, মাচুক আহমেদ,
ডাঃ কামালুদ্দিন আহমেদ, দিদাৰল ইছলাম আৰু হৰমত আলি।

প্ৰবন্ধকাৰ হিচাপে আবুল বাৰী, আবুল মজিদ, আবুল খালিক
তালুকদাৰ, আহমদ আলি, আপ্তাবুদ্দিন, আবুল কালাম মজুমদাৰ, ইচাহাক
আলি, চৈয়দ মুজতবা আলি, ডাঃ কামালুদ্দিন আহমেদ, তৈয়বুৰ বহমান,
বদৰজ্জামান চৌধুৰী, পতুৱৈ সমাজৰ মাজত পৰিচিত।

সংবাদ জগতৰ চিনাকি নাম কেইটা হ'ল- আবুল হায়াত বাজু
আৰু আবুল কালাম মজুমদাৰ।

গীতিকাৰ হিচাপে- আবজল মহম্মদ, আবুল হুছেইন মজুমদাৰ, আলাউদ্দিন, আবুবকৰ মজুমদাৰ, নাজিমুদ্দিম আহমেদ আৰু তাৰেৱা বেগম লক্ষ্মণ জনপ্ৰিয়।

চিৰশিঙ্গলৈ অৱদান আগবঢ়োৱা ব্যক্তিসকলৰ ভিতৰত মইনুল হক বৰভুঞ্চা, জোনাৰ আলি বখশ মজুমদাৰ আৰু সজল আহমেদৰ নাম লেখত ল'বলগীয়া।

আবুল খালিক বাঙ্গল, ইমাদ উদ্দিন বুলবুল আৰু চৈয়দ মুজতৰা আলিয়ে উপন্যাস সাহিত্যলৈ যথেষ্ট অৱদান আগবঢ়াইছে।

বৰাক উপত্যকাত ৰাজনৈতিক আৰু সামাজিকভাৱে উল্লেখযোগ্য ব্যক্তিসকল হ'ল- মইনুল হ'ক চৌধুৰী, আবুল মতলিব মজুমদাৰ, আবুল মুহিম মজুমদাৰ, মিচৰাহল ইছলাম লক্ষ্মণ, আবু চালেহ নজমুদ্দিন, গোলাম চুবহানি চৌধুৰী, আবুৰ বৌফ চৌধুৰী, কমৰাল হ'ক, গোলাম বহমানি চৌধুৰী, হাফিজ বছিদ আহমেদ চৌধুৰী ইত্যাদি। কেবাগৰাকী মুছলিম ছুফীসাধকে বৰাক উপত্যকাৰ সমাজৰ সংহতি আৰু সহনশীলতা বঢ়াইছে। তাৰে ভিতৰত বাখৰ শ্বাহ, হজৰত মৌলানা আহমদ আলি, হজৰত শ্বাহ আদম খাকি (ৰঃ) গোবিন্দপুৰী চাহেব, লক্ষ্মণ শ্বাহ আৰু আটাইতকৈ উল্লেখযোগ্য হ'ল মহাসাধক হজৰত শ্বাহ জালাল। বৰাক উপত্যকাৰ মুছলিম স্বাধীনতা সংগ্ৰামী সকলৰ কেইজনমান হ'ল- মকদ্দম আলি তাপাদাৰ, মৌলানা জালালুদ্দিন চৌধুৰী, গুলজাৰ আলি, হজৰত মৌলানা আবুল জলিল চৌধুৰী, সিকন্দৰ আহমদ গাজি, মোঃ আবুল হক চৌধুৰী, বশাৰত আলি মজুমদাৰ আৰু হৰমত আলি বৰলক্ষ্মণ। গতিকে দেখা যায় বৰাক উপত্যকাৰ মুছলমান সকলেও অসমৰ জাতীয় জীৱনলৈ উল্লেখযোগ্য অৰিহণা আগবঢ়াই আহিছে। ০

সহায়ক গ্রন্থপঞ্জী :-

- ১) ড° শিবতপন বসু : বৰাক উপত্যকাৰ মুছলিম সমাজ, গিৰিজা প্ৰিণ্টাৰ্চ
এণ্ড পাইচাৰ্চ, গুৱাহাটী, ২০০৪
- ২) ড° শিবতপন বসু : বৰাক উপত্যকাৰ মাটি ও মানুষ, বদৰপুৰ
(কৰিমগঞ্জ), ২০০০
- ৩) মোহাম্মদ আব্দুল শুকৰ বড়ভুঞ্চ : বৰাকেৰ পীৰফকীৰ, ২০০৮, আৰচি
প্ৰকাশনি, শিলচৰ।

পরিশিষ্ট

অসমৰ মুছলমানঃ “ইতিহাস আৰু ঐতিহ্যৰ অধ্যয়ন আৰু গবেষণা”

আমাৰ দাতা সকলৰ প্ৰতি কৃতজ্ঞতা জনাইছো

- ১। আদুল মজিদ, নামঘৰ পথ, পাঞ্জাবী
- ২। বাজীৰ চালেহ, জু-নাৰেঙ্গী, গুৱাহাটী
- ৩। মিচেচ চাজিদা খাতুন শইকীয়া, নুনমাটী, গুৱাহাটী
- ৪। হাচান চৌকত হাল্লান, শাস্তিপুৰ, গুৱাহাটী
- ৫। চৈয়দ মহশ্বাদ চৈফুল্লা, জু-নাৰেঙ্গী, গুৱাহাটী
- ৬। মিচেচ ৰমেনা বহমান, খৃষ্টিয়ান বন্ডি, গুৱাহাটী
- ৭। চৈয়দ আহমেদ চাহ, চাহাব টিলা, গুৱাহাটী
- ৮। মুবিদুল ইছলাম, হাতীগাঁও, গুৱাহাটী
- ৯। ডঃ এম আই খান, দীঘলীপুখুৰী, গুৱাহাটী
- ১০। ইলটাফ হুছেইন বৰবৰা, বেলতলা, গুৱাহাটী
- ১১। আদুল ৰেকিব
- ১২। হাছিবুৰ বহমান, গ্ৰীনলেণ্ড, পাঞ্জাবী, গুৱাহাটী
- ১৩। মিচেচ ৰোচানা বেগম আৰু ফৰিদ শ্বাহ, পল্টন বজাৰ, গুৱাহাটী
- ১৪। বাহিদ চালেহ, হলেণ্ড
- ১৫। প্ৰয়াত ন্যায়াধীশ চক্ৰিকুল হক চাহাবৰ পৰিয়াল বৰ্গ
- ১৬। রাজিদুৰ বহমান, গোলাঘাট
- ১৭। হিৰেণ গাঁগে, পাঞ্জাবী, গুৱাহাটী
- ১৮। চামুল হক, ৰাজগড় ৰোড, গুৱাহাটী
- ১৯। চৈয়দ হাৰশাৰ বহমান, জুৰিপাৰ, গুৱাহাটী
- ২০। চৈয়দ তবিবুৰ বহমান, কৰৰস্থান পথ, দ্বাৰাকাৰা, গুৱাহাটী

- ২১। এচ চৰৱাৰ, আলীগড়
- ২২। মিচেচ আজিদা বেগম, সাতগাঁও, নৰাপাৰা, গুৱাহাটী
- ২৩। ৰমিজুদ্দিন আহমেদ, সাতগাঁও, নৰাপাৰা, গুৱাহাটী
- ২৪। আফিন বহমান, যোৰহাট
- ২৫। হাজাজুদ্দিন হাজৰিকা, প্ৰীনলেণ্ড, পাঞ্জাবাৰী, গুৱাহাটী
- ২৬। ৱাহিদুল ইচ্ছাম, সাতগাঁও, বাঘৰবৰি
- ২৭। নূৰ হুছেইন আহমেদ, বাঘৰবৰি, সাতগাঁও, গুৱাহাটী
- ২৮। কালবি হাচান আহমেদ, গাঢ়ীবস্তি, গুৱাহাটী
- ২৯। আলহাজ পজিকুদ্দিন আহমেদ, লখিমী নগৰ, দিছপুৰ, গুৱাহাটী
- ৩০। জে এইচ আহমেদ আবুল ফজল পথ, বেলতলা, গুৱাহাটী
- ৩১। মেহমুদুৰ বেহমান বৰা, বাঘৰবৰি, পাঞ্জাবাৰী, গুৱাহাটী
- ৩২। এম এ হাৰমাইন, প্ৰীনলেণ্ড, পাঞ্জাবাৰী, গুৱাহাটী
- ৩৩। এম এম এ জামান, প্ৰীনলেণ্ড, পাঞ্জাবাৰী, গুৱাহাটী
- ৩৪। এচ এইচ চৌধুৰী, বাজধানী মছজিদ লেন, দিছপুৰ
- ৩৫। চৈয়দ মহম্মদ ইদ্রিচ, হাতীগাঁও, গুৱাহাটী
- ৩৬। মোচাহিদ আলি, হাতীগাঁও, গুৱাহাটী
- ৩৭। ইলতাফ হুছেইন হাজৰিকা, ৰক্ষিণী নগৰ, গুৱাহাটী
- ৩৮। এ এইচ এচ মহম্মদ
- ৩৯। ইমতিয়াজ আলী, তৰণ নগৰ, গুৱাহাটী
- ৪০। আবুল রাচি, নামঘৰ পথ, পাঞ্জাবাৰী, গুৱাহাটী
- ৪১। মহম্মদ তাহেৰ, জালুকবাৰী, গুৱাহাটী
- ৪২। ড° খোৰছেদ আলম, জালুকবাৰী, গুৱাহাটী
- ৪৩। তাহফিজুৰ বহমান, জুবিপাৰ, গুৱাহাটী
- ৪৪। এচ এফ আনোৱাৰ
- ৪৫। ইকবাম হুছেইন
- ৪৬। বজলুৰ বহমান, জুবিপাৰ, গুৱাহাটী
- ৪৭। আবুল মোৱাফ, পাঞ্জাবাৰী, গুৱাহাটী

- ৪৮। নুৰুল হ'ক, আলী আহমদ নগৰ, গুৱাহাটী
- ৪৯। মোখতাৰ হচ্ছেইন হাজৰিকা, আলী আহমদ নগৰ, গুৱাহাটী
- ৫০। ফাৰুক আহমেদ, নামঘৰ পথ, পাঞ্জাবীৰী, গুৱাহাটী
- ৫১। লুতফুৰ বহমান, নামঘৰ পথ, পাঞ্জাবীৰী, গুৱাহাটী
- ৫২। নুৰ বহমান, নিহারিকা পথ, পাঞ্জাবীৰী, গুৱাহাটী
- ৫৩। আৱাচ উদ্দিন চৌধুৰী, মটৰীয়া, গুৱাহাটী
- ৫৪। আই আলি
- ৫৫। আলতাফুৰ বহমান, মটৰীয়া, গুৱাহাটী
- ৫৬। আলহাজ আকবৰ আলি, সাতগাঁও, নৱাপাৰা, গুৱাহাটী
- ৫৭। কাচিম আলি, সাতগাঁও, নৱাপাৰা, গুৱাহাটী
- ৫৮। বদৰুল হাচান, সাতগাঁও, নৱাপাৰা, গুৱাহাটী
- ৫৯। এম বহমান, সাতগাঁও, নৱাপাৰা, গুৱাহাটী
- ৬০। কৰিম আলি, সাতগাঁও, নৱাপাৰা, গুৱাহাটী
- ৬১। নুৰ আহমেদ বৰভুএঁ, সাতগাঁও, নৱাপাৰা, গুৱাহাটী
- ৬২। আলিম উদ্দিন লক্ষ্মৰ, সাতগাঁও, নৱাপাৰা, গুৱাহাটী
- ৬৩। ডঃ কামালুল মজিদ, সাতগাঁও, নৱাপাৰা, গুৱাহাটী
- ৬৪। এম জেদ হাৰমাইন, গ্ৰীনলেণ্ড, বাঘৰবৰি, গুৱাহাটী
- ৬৫। ছাজাদ খনিকৰ, মধুবন, মিলনপুৰ, গুৱাহাটী
- ৬৬। চফিউৰ বহমান শইকীয়া, সুন্দৰপুৰ, গুৱাহাটী
- ৬৭। মিচেচ পাৰবিন বেগম, আলীগড়
- ৬৮। মিচেচ চমচে আৰা ইছলাম, খৃষ্টানবস্তি, গুৱাহাটী
- ৬৯। ইনামুল ইছলাম, নীলমনি ফুকন ৰ'ড, খৃষ্টানবস্তি, গুৱাহাটী
- ৭০। ফকৰউদ্দিন আহমেদ, হাতীগাঁও, গুৱাহাটী
- ৭১। চফিকুৰ বহমান, হাতীগাঁও, গুৱাহাটী
- ৭২। মহম্মদ আলি খান, হাতীগাঁও, গুৱাহাটী
- ৭৩। চৈয়দ দিলুৱাৰ ইছলাম, ডিগৈবে, গুৱাহাটী
- ৭৪। নুৰুল হুদা, বেলতলা, গুৱাহাটী

- ৭৫। চিৰাজুল হ'ক, সিজুবাৰী, গুৱাহাটী
- ৭৬। ডঃ মহম্মদ মইনুল্লাহ আহমেদ, আমেরিকা যুক্তৰাষ্ট্ৰ
- ৭৭। হচ্ছেইন আহমেদ, হাতীগাঁও, গুৱাহাটী
- ৭৮। ডঃ এ-এম খন্দকাৰ, হাতীগাঁও, গুৱাহাটী
- ৭৯। জুলফিকাৰ আলম হাজৰিকা, ইচ্ছামপুৰ, গুৱাহাটী
- ৮০। মনোৱাৰ উদ্দিন আহমেদ, মাছখোৱা, গুৱাহাটী
- ৮১। মিচেচ মাচুম আৰা বহমান, হাতীগাঁও, গুৱাহাটী
- ৮২। খালিদ আতাউৰ বচুল মালিক, নগাঁও
- ৮৩। হবিবুৰ বহমান, গনেশগুৰি, গুৱাহাটী
- ৮৪। মিচেচ মনুৱাৰা খাতুন, নটবমা, গুৱাহাটী
- ৮৫। মজিদুৰ বহমান, ভঙাগড়, গুৱাহাটী
- ৮৬। মিচেচ আজিফা আহমেদ বৰা, নয়নপুৰ, গুৱাহাটী
- ৮৭। চৈয়দ লিয়াকত আলি, বাঘৰবৰি, গুৱাহাটী
- ৮৮। কমৰজ্জামান আহমদ, বাঘৰবৰি, গুৱাহাটী
- ৮৯। দেবিৰা চুলতানা আহমদ, বাঘৰবৰি, গুৱাহাটী
- ৯০। ড° মুছাহিদ আহমদ, আমেরিকা যুক্তৰাষ্ট্ৰ
- ৯১। ছাৰটাজ আহমদ, আমেরিকা যুক্তৰাষ্ট্ৰ
- ৯২। যোৰহাট ফাৰ্ণিচাৰ, যোৰহাট
- ৯৩। ডঃ আই হাজৰিকা, যোৰহাট
- ৯৪। মঃ ৰচিদুন নবী, যোৰহাট
- ৯৫। আবুল কাদিৰ আৰু আবুল ছেলিম মেমৰিয়েল ট্ৰাষ্ট, গুৱাহাটী
আৰু জাকিৰল হাৰমাইন, জেহেৰল হাৰমাইন, মিচেচ ৰাবিয়া বেগম
- ৯৫। আবুল কালাম মেমৰিয়েল ট্ৰাষ্ট, যোৰহাট
- ৯৬। এইচ এচ আহমেদ, যোৰহাট
- ৯৭। কুতুবুল্লাহ ভিয়াত, যোৰহাট
- ৯৮। নুৰ খুৰছিদ হচ্ছেইন, যোৰহাট
- ৯৯। ইকবাল আহমেদ, যোৰহাট

- ১০০। বজৰল হক, যোৰহাট
- ১০১। মিচেচ জুলফা হাচিম, যোৰহাট
- ১০২। খাদিম জাহান, শিৰসাগৰ
- ১০৩। আচিক আহমেদ, যোৰহাট
- ১১৪। আলহাজ চাকফি বহমান, যোৰহাট
- ১০৫। ছাজিদুল হক বৰবৰা, যোৰহাট
- ১০৬। আফতাবুদ্দিন আহমেদ, যোৰহাট
- ১০৭। নেকিবুৰ বহমান বৰবৰা, যোৰহাট
- ১০৮। আলহাজ ড° জি আহমেদ
আলহাজ্জা ড° রাহিদা ইছলাম, আমগুৰি, শিৰসাগৰ
- ১০৯। তোফিকুল হুছেইন, যোৰহাট
- ১১০। আলহাজ আনিচুৰ বহমান বৰবৰা, যোৰহাট
- ১১১। আচহাৰ ফজলুল আলি মেমৰিয়েল ট্ৰাষ্ট, যোৰহাট
- ১১২। মিচেচ ৰাহনাজ জামান, যোৰহাট
- ১১৩। মিচেচ আৰিফা জামান, যোৰহাট
- ১১৪। মিচেচ মল্লিকা বেগম, যোৰহাট
- ১১৫। নাচিম শ্বাহ, পল্টন বজাৰ, গুৱাহাটী
- ১১৬। মহিম আহমদ, মটৰীয়া, গুৱাহাটী
- ১১৭। জাকিৰ হুছেইন, উজান বজাৰ, গুৱাহাটী
- ১১৮। ড° হাতেম আলী, মৰিগাঁও
- ১১৯। অধ্যাপক আশ্রফ আলিৰ পৰিয়াল বৰ্গ, মাছখোৱা, গুৱাহাটী
- ১২০। নজৰল ইছলাম, লেন্স ব'ড, গুৱাহাটী
- ১২১। ডঃ জি. এম. এছ. চৌধুৰী, ডিঙ্গড়
- ১২২। ডঃ এম. জেদ. আহমদ, ডিঙ্গড়

বিঃ দ্রঃ ওপৰত উল্লেখ কৰা দাতাসকলৰ উপৰিও যদি কোনোৰা দাতাৰ নাম
অনিচ্ছাকৃতভাৱে বাদ পৰিছে তাৰ বাবে ক্ষমা প্ৰার্থনা কৰা হ'ল।

‘আল-আমিন’ৰ কার্যনির্বাহক সমিতি (২০১৩-১৫)

- | | |
|-----------------------------|-------------------------------------------------------------------------------|
| ১) ডঃ তোফিকুর বহমান বৰবৰা, | প্রতিষ্ঠাপক সদস্য, সভাপতি |
| ২) আব্দুল রাছি, | প্রতিষ্ঠাপক সদস্য, উপ-সভাপতি |
| ৩) ফরিল আহমদ বৰা, | আজীরন সদস্য,(প্রতিষ্ঠাপক সদস্য চালেক
মোহাম্মদৰ দ্বাৰা মনোনীত), সচিব প্ৰধান |
| ৪) নুরুল হক, | আজীরন সদস্য, বিত্ত সচিব |
| ৫) মেহমুদুৰ বেহমান বৰা, | প্রতিষ্ঠাপক সদস্য, যুটীয়া সচিব |
| ৬) ছেলিম আহমদ | আজীরন সদস্য, যুটীয়া সচিব |
| ৭) আব্দুল মজিদ, | প্রতিষ্ঠাপক সদস্য |
| ৮) কমৰজুমান আহমদ, | প্রতিষ্ঠাপক সদস্য |
| ৯) মোহাম্মদ আব্দুল হারমাইন, | প্রতিষ্ঠাপক সদস্য |
| ১০) ইলতাফ হছেইন হাজৰিকা, | পৃষ্ঠপোষক |
| ১১) হাছিবুৰ বহমান, | প্রতিষ্ঠাপক সদস্য |
| ১২) ইমতিয়াজ আলি, | প্রতিষ্ঠাপক সদস্য |
| ১৩) চৈয়দ হাৰগোৱাৰ বহমান, | আজীরন সদস্য |
| ১৪) শাহীনা পাৰবীন হছেইন | আজীরন সদস্য |
| ১৫) মাছুমা বেগম বাছিফ, | আজীরন সদস্য |
| ১৬) মাছুম আৰা বহমান, | আজীরন সদস্য |
| ১৭) চফিউৰ বহমান শইকীয়া, | আজীরন সদস্য (প্রতিষ্ঠাপক সদস্য
ইনামুল ইছলামৰ দ্বাৰা মনোনীত) |

আল-আমিন জনকল্যাণ সমাজৰ অসমৰ মুছলমানৰ ইতিহাস আৰু ঐতিহ্য বিষয়ক গ্ৰন্থ
প্ৰগ্ৰাম পৰিকল্পনাৰ প্ৰথমখন প্ৰকাশিত গ্ৰন্থ “অসমৰ মুছলমান : ইতিহাস আৰু
সমাজ”ৰ বিষয়ে “আমাৰ অসম”ত ৯মার্চ ২০১৪ত প্ৰকাশিত মতামত

অসমৰ মুছলমান, প্ৰথম খণ্ড, ইতিহাস আৰু সমাজ

হীৰেন্দ্ৰ নাথ দত্ত

দৰাচলতে এই সমালোচনামূলক লেখাটো এজন বুৰঞ্জীবিদ বা
সমাজতত্ত্বৰ গবেষকেহে লিখিব লাগিছিল। বৰ্তমানৰ নিবন্ধকাৰৰ অসম
বুৰঞ্জীবিষয়ক জ্ঞান নিতান্তই সীমিত। তথাপি এজন সাধাৰণ পাঠক হিচাপে
কিতাপখন পঢ়ি উঠি তাত গোটাদিয়েক বহুমূলীয়া কথাৰ সন্তোষ পাই
কিতাপখনৰ বিষয়ে লিখিবলৈ ওলাইছো। প্ৰথমতে জনাৰ খোজোঁ যে
কিতাপখনে সুস্থ দৃষ্টিভঙ্গীৰে আৰু উদাৰ ভাবেৰে সম্প্ৰীতিৰ বাৰ্তা বহন
কৰিছে। প্ৰচাৰধৰ্মিতাৰ পৰা যথাযথ দূৰত্বত অৱস্থান কৰি বস্তনিষ্ঠতাৰে আৰু
প্ৰচুৰ তথ্য-পাত্ৰৰে অসমৰ মুছলমানসকলৰ ইতিহাস আৰু সমাজ খনৰ
আঠশ বছৰীয়া বিৰতনৰ বৰ্ণনা পুঁথিখনত দাঙি ধৰা হৈছে। কেইবাজনো
লেখকৰ এটা গোটে নিৰপেক্ষ গবেষণাৰ ৰীতি নিষ্ঠাৰে অৱলম্বন কৰি এই
বিষয়টো সংক্রান্ত ইতিপূৰ্বে প্ৰকাশিত কিতাপ আৰু প্ৰবন্ধৰাজি বিস্তৰকৈ
অধ্যয়ন কৰি নিজৰ মতামত প্ৰয়োজন অনুসৰি আগবঢ়াইছে। সতৰ্কতা
আৰু দীৰ্ঘম্যাদী মানসিক শ্ৰমৰ চিন কিতাপখনত পৰিস্ফুট হৈছে। অসমৰ
সমাজ বুৰঞ্জীৰ ক্ষেত্ৰত এই কিতাপখনে এখন অত্যাৰশ্যকীয় মূল্যবান গ্ৰন্থ
হিচাপে নিশ্চয় স্থান পাব।

কিতাপখন প্ৰকাশ কৰাৰ প্ৰাসংগিকতাৰ বিষয়ে ইয়াৰ মুখ্য
সম্পাদক মহম্মদ তাহেৰ ডাঙৰীয়াই এই ধৰণেৰে কৈছেঁ ‘অসমৰ মুছলমান
বোলা এই বৰ্ণায় জনগোষ্ঠীটোৱ এহাতে আছে মধ্যপ্ৰাচ্যৰ পৰা অনা
ঐচ্ছামিক ধৰ্ম-সংস্কৃতি আৰু আনন্দাতে আছে অসমৰ সেউজভৰা মৌচুমীয়

পৰিবেশত গঢ়ি উঠা সমৃদ্ধ লোক-সংস্কৃতি। এই দুয়োটাৰ সমন্বয়ত অসমৰ মুছলমানৰ যি সংমিশ্ৰিত উপাদানেৰে সম্পৃক্ত সংস্কৃতি, সিও বিশ্বায়নৰ আগ্রাসনত নিশ্চিহ্ন হোৱাৰ উপক্ৰম হৈছে। এই সংস্কৃতিক লিপিবদ্ধ কৰি হ'লেও বিলুপ্তিৰ পৰা বক্ষা কৰাৰ আৱশ্যক বুলি ভাৰোঁ আৰু এই প্ৰচেষ্টা হাতত লোৱাৰ সিও এটা উদ্দেশ্য।’ (পৃষ্ঠা -XX)

তাৰেৰ ডাঙৰীয়াই আৰু জনাইছে যে সমগ্ৰ বিশ্বৰ মুছলমানসকল আজি এপিনে মৌলবাদ আৰু আনপিনে তথাকথিত সাংস্কৃতিক বিশ্বায়ন- এই দুই বিপৰীতমুখী ধৰ্মসাম্বৰক প্ৰক্ৰিয়াৰ দ্বাৰা আক্ৰান্ত হৈছে। এনেকুৱা অৱস্থাত মুছলমানসকলৰ বাবে শুদ্ধ পষ্ঠা কেনে হোৱা উচিত, সেই বিষয়ে তেখেতৰ সুচিস্তিত মতামত এনে ধৰণৰঃ ‘এনেকুৱা অৱস্থাত আমাক লাগে ইছলামৰ মূল নীতি, শাস্তিবাদৰ শিকনি আৰু নিজ নিজ জন্মভূমিৰ ঐতিহ্যৰে গঢ়ি উঠা আত্মপৰিচয় আৰু আত্মগৌৰৰ। যাক এই আত্মপৰিচয়ে গৰীয়ান কৰে, তাক বিশ্বায়নে সহজে উটুৱাই নিব নোৱাৰে।’ আকৌ তেখেতে কৈছে যে ‘আমি দেশৰ জনজীৱনৰ মূল সুতিৰহে জনগোষ্ঠী। কোনো প্ৰকাৰৰ বক্ষণশীলতা বা মৌলবাদ আমাৰ আদৰ্শনীয় নহয়। মানৱতাৰ ভাবধাৰাবে সিঙ্গ উদাৰতাহে আমাৰ আদৰ্শ।’ (পৃষ্ঠা -XXII)

এইখনি অভিমতৰ উপৰি কিতাপখনৰ আন এঠাইত অসমত জনবসতিৰ ধাৰাৰ বিষয়ে লিখা এটা চমুটোকাত ইতিহাসৰ বিভিন্ন স্তৰত অসমত বসতি স্থাপন কৰা ভিন ভিন জনগোষ্ঠীৰ লেখ আৰু জনগোষ্ঠীবোৰৰ বিষয়ে সংক্ষিপ্ত খবৰ যোগ দি উঠি তাৰেৰ ডাঙৰীয়াই নিম্নলিখিত মন্তব্যটো আগবঢ়াইছেঃ ‘উক্ত আলোচনাৰ পৰা এইটোও প্ৰতীয়মান হয় যে অসমীয়া জাতি এটা ধৰ্ম বা সম্প্ৰদায়ৰে গঠিত জনগোষ্ঠী নহয়; ই ভিন ভিন জাতি-জনজাতি-উপজাতিৰ এটা সংমিশ্ৰণহে। আকৌ এনেদৰে ভিন ভিন জাতি, উপজাতি, জনজাতিৰ কৃষ্ণিৰ সংমিশ্ৰণক গঢ় লৈ উঠাৰ বাবে অসমীয়া সংস্কৃতিও বাৰেবৰণীয়া সংস্কৃতি হৈ পৰিছে।’ (পৃষ্ঠা -১১)

মোটামুটিকৈ ক'বলৈ গ'লে উক্তিটোৰ কথাখিনি আমি জানো যদিও ইয়াৰ মৰ্ম গুৰুত্ব সহকাৰে উপলব্ধি কৰাটো বৰ্তমানৰ অসমৰ সংকটময় পৰিস্থিতিত প্ৰতিজন অসমীয়াৰ আৱশ্য কৰ্তব্য।

‘অসমৰ মুছলমান, প্ৰথম খণ্ড, ইতিহাস আৰু সমাজ’ গ্ৰন্থখনৰ সাৰ্থকতাৰ বিষয়ে মন্তব্য দি উঠি আন এটা বিষয়লৈ আহোঁ। আমি জানো যে ইতিহাসৰ অমোঘ গতি তাৰ নিজস্ব নিয়মেৰে আগবাঢ়ে আৰু এই একাবেঁকা প্ৰক্ৰিয়াটো পৰৱৰ্তী কালৰ ব্যক্তিবিশেষৰ বা জনসমষ্টিৰ বিশেষৰ পছন্দ-অপছন্দৰ বহু উৎৰ্বত। তয়াময়া যুদ্ধ, বিদ্রোহ, কুটনীতিৰ মেৰপেঁচ, বণনীতিৰ অপ্রত্যাশিত গতি, বণনেতাৰ স্বেচ্ছাচাৰিতা মূৰকত সঞ্চি অথবা একপক্ষীয় বশ্যতা স্বীকাৰ এনেৰোৰ ৰক্তাঙ্গ প্ৰণালীৰেই পৌনঃপুনিক ৰূপত বাজনৈতিক বুৰঞ্জী আগবাঢ়ি যায়। ৰাজ্য জয়ৰ অভিযানৰোৰৰ লগত সংযোগ হয় গোষ্ঠীবিদ্বেষ আৰু গোষ্ঠীসংঘাত। অপ্রত্যাশিতভাৱে বেছিভাগ ক্ষেত্ৰতে মানৱ-চৰিত্ৰৰ ভিতৰৱা প্ৰবৃত্তি অনুসৰি এনে সংঘাতবোৰ ক্ৰমে ক্ৰমে স্থিমিত হৈ বন্ধুত্ব আৰু সমন্বয়লৈ ৰূপান্তৰিত হয়। শক্ত ৰাজ্য দখল কৰিবলৈ অহা সৈন্যদলৰ কিছুমান শক্তিৰ দেশতে বসবাস কৰিবলৈ রৈ যায় আৰু মূৰকত সম্পূৰ্ণ স্থানীয়সকলৰে একোজন হৈ পৰে। এনেদৰে ৰাজনৈতিক সংঘৰ্ষৰ পৰিণামত সমাজ একোখন ৰূপান্তৰিত হ'ব পাৰে। ইতিহাসৰ এই ছন্দায়িত দীৰ্ঘম্যাদী ক্ৰম নিৰ্মোহভাৱে অনুধাৰন কৰিলেহে আমি সমৃহীয়া মানৱ-চৰিত্ৰৰ বিষয়ে বুজি উঠিব পাৰিম। সেই বোধ নিশ্চয়কৈ শুভ-ভৱিষ্যতৰ অনুসন্ধান কাৰ্যৰ সহায়ক হ'ব।

আলোচ্য গ্ৰন্থখনৰ প্ৰথমছোৱাত মুছলমান ৰাজন্যবৰ্গৰ লেখেৰি নিছিগা অসম আক্ৰমণ আৰু কোঁচ আৰু আহোম ৰজাসকলৰ সৈতে হোৱা ৰক্তাঙ্গ সংঘৰ্ষবোৰৰ ধাৰাবাহিক বৰ্ণনা দীঘলীয়াকৈ আছে। দুয়ো পক্ষৰেই জয়-পৰাজয়ৰ মিহলি দশা মিলিছিল। এই যুদ্ধ-বিগ্ৰহবোৰৰ কালছোৱাত প্ৰতিটো মুছলমান ৰাজশক্তিৰ আক্ৰমণৰ পৰিণামত একো একোচাম মুছলমানৰ অসমত বসতি স্থাপন হৈছিল। আহোম ৰাজশক্তিয়ে অসমত থাকি যোৱা মুছলমানসকলক সুবিবেচনাৰে সংস্থাপিত কৰিছিল আৰু তাৰ প্ৰতিদিন হিচাপে তেওঁলোকে ৰজাঘৰৰ প্ৰতি অবিচল আনুগত্য দেখুৱাইছিল। বাঘ হাজৰিকা (মহশ্মদ চিদিকি) আৰু ৰমজান খানৰ দৰে মুছলমান বীৰপুৰুষসকলে আহোম ৰাজত্বৰ কালছোৱাৰ অসম বুৰঞ্জীত নজহা-নপমা কীৰ্তি বাখি হৈ গৈছে।

আহোম স্বর্গদেউসকলৰ প্রতি অসমীয়া মুছলমানসকলৰ আনুগত্য প্রত্যক্ষ কৰি মিৰজুমলাৰ লগত অহা বুৰঞ্জী লেখক চিহাবুদ্দিন তালিচে তেওঁৰ লেখাত সেইসকলক তিৰঙ্গৰ কৰিছিল। আলোচ্য গ্রন্থখনৰ আগছোৱাৰ লেখকসকলে আমাক আৰু জনাইছে যে কেৱল যুদ্ধৰ সময়ত অহা মুছলমানসকলৰ উপৰি আন আন ধৰণেৰেও অসমত মুছলমানৰ সংখ্যা বৃদ্ধি হৈছিল। তাৰ ভিতৰত বিশেষভাৱে উল্লেখযোগ্য এটা কাৰক হ'ল গিয়াছুদ্দিন আউলীয়া, আজান পীৰ প্ৰমুখ্যে অসমলৈ অহা মুছলমানৰ সন্ত-সাধক জনদিয়োকৰ উজ্জ্বল আকৰ্ষণীয় ব্যক্তিত্ব। তেওঁলোকৰ প্রতি আকৰ্ষণে আৰু লগতে হিন্দু ধৰ্মত প্ৰৱৰ্তিত অস্পৃশ্যতা তথা বক্ষণশীল নীতিৰ প্ৰকোপ সহিব নোৱাৰি বহুত খলুৱা অসমীয়াই ইচ্ছাম ধৰ্ম গ্ৰহণ কৰে। এই কথাটোৱ বহুল বিৱৰণ আলোচ্য কিতাপখনত পোৱা যায়। তথাপি তেনেকৈ মুছলমান হোৱা অসমীয়াসকলৰ নাতি-পৰিনাতিসকলৰ মাজত অলেখ থলুৱা লোকাচাৰ কালে কালে বৰ্তি আছে। উপৰিপুৰুষসকলৰ সংস্কৃতিৰ প্রতি তেওঁলোকৰ টান সজীৱ হৈ আছে।

গ্রন্থখনৰ ‘ঔপনিৱেশিক কাল, অসমৰ বাজনীতি আৰু মুছলমান’ নামৰ শীৰ্ষক পঞ্চম অধ্যায়টো গুৰুত্বপূৰ্ণ অধ্যায়। ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত চলাই অহা স্বাধীনতা যুঁজত আৰু আনকি আজাদ হিন্দ ফৌজত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা মুছলমান দেশপ্ৰেমিকসকলৰ নামৰ এখন বিস্তৃত তালিকা ইয়াত আছে। ফখৰুদ্দিন আলি আহমেদ, মৌলানা মহম্মদ তৈয়েবুল্লাহৰ উপৰি আৰু অনেকজন স্বদেশৰ মুক্তিকামী স্মৰণীয় মুছলমানৰ নাম ইয়াত সন্নিৰিষ্ট হৈছে। ইয়াৰ বাহিৰেও অসমলৈ পূৰ্ববৎগ-আগত মুছলমানসকলৰ বসতি আৰু লাইন প্ৰথাৰ বিষয়ে আলোচনা ইয়াত আছে। কিতাপখনৰ এই অংশবিশেষ অধ্যাপক মুহিউদ্দিন আহমেদ আৰু মহম্মদ তাহেৰ ডাঙৰীয়াই লিখিছে। ঔপনিৱেশিক চৰকাৰৰ এই শাসনকাল অসমৰ লেজিছলেটিভ এছেন্সলীত বিভিন্ন বাজনৈতিক দলবোৰৰ সুকীয়া স্থিতি, বেলেগ বেলেগ একোছোৱা কালত সেই দলবোৰৰ ভিতৰৰ এটাৰ একো একোখন চৰকাৰ গঠন আদি ঘনাই বদলি হৈ থকা ঘটনাবে পূৰ্ণ

আছিল। অন্তনিহিত মতভেদ থকা সম্মেলন ১৯৪০ চনত অনুষ্ঠিত সর্বদলীয় আলোচনা সভাত গৃহীত প্ৰস্তাৱ আদিৰ সবিশেষ বৰ্ণনাও ইয়াত আছে। বৰ্ণনাখনিত উক্ত লেখকদৰে বিগত কালছোৱাত সংঘটিত চৰকাৰী ব্যৱস্থপনাৰ বিষয়ে নিৰপেক্ষ কাহিনীকাৰৰ ভূমিকা লৈ সেই মতেই লিখিছে। মহম্মদ তাহেৰ ডাঙুৰীয়াৰ সামৰণিৰ মন্তব্যটো উল্লেখ কৰোঁঃ ‘এইদৱেই কুৰি শতিকাৰ প্ৰথম অৰ্ধত অসমৰ ৰাজনীতি উন্নাল কৰা এটা ‘ইছু’ প্ৰকৃততে কোনো চূড়ান্ত সমাধান নোহোৱাকৈ লাহে লাহে ইতিহাস লৈ পৰিল। কিন্তু লাইন প্ৰথা নানান বাধা-বিঘনিৰ মাজেৰে আৰু ব্ৰিটিছ চৰকাৰৰ অনীহাৰ মাজত কিছুদূৰহে কাৰ্য্যকৰী হৈছিল যদিও ই বহুতো ক্ষেত্ৰত ভূমি বেদখল বৰ্ধিবলৈ সক্ষম হৈছিল। ইয়াৰ অবিহনে আজিৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ জনবসতিৰ প্ৰতিকৰ্প হয়তো পৃথক হ'লহেতেন।’ লেখকৰ উক্ত মন্তব্যৰ লগত যোগ দি ক'ব পৰা যায় যে এই জটিলগা ইছুটোত ব্ৰিটিছ শাসনকৰ্ত্তাৰ আৰু সেই সময়ৰ আটাইবোৰ দল-উপদল বিশেষ বিশেষ প্ৰসংগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত আছিল। ইতিহাস হৈ বোৱা এই ঘটনাবোৰৰ ফলাফল বিশ্লেষণ কৰোঁতে আমাৰ বিচাৰবোধ বাস্তৱজ্ঞান আৰু সৰ্বাত্মক শুভ ভৱিষ্যতৰ চিন্তাৰ দ্বাৰা নিৰ্ণিত হ'ব লাগিব। প্ৰসংগক্ৰমে এই অধ্যায়টোতে থকা আন এটা কথালৈ আহি জনাওঁ যে সেই সময়ত মুছলিম লীগৰ নেতা ছৈয়দ ছাদুল্লা চিলেটৰ ক্ষমতাশালী মুছলিম লীগ লৰীটোৱ প্ৰচণ্ড হেঁচাত থাকিব লগা হৈছিল। তথাপি ছাদুল্লাই কেনেদৰে কৌশলগতভাৱে ১৯৪৬ চনৰ ১৬ জুলাই তাৰিখৰ বিধানসভাত অসমৰ মৃত্যুস্বৰূপ সমষ্টি গঠন ব্যৱস্থাৰ প্ৰস্তাৱটো ওফৰাই অসমৰ অস্তিত্ব বক্ষা কাৰ্য্যত অৱদান আগবঢ়ালে, তাৰ ভৱহ বিৱৰণ উক্ত অধ্যায়টোৱ লেখকদৰে আমাক দিছে।

কিতাপখনৰ ষষ্ঠ অধ্যায়টোও (অসমৰ মুছলমানৰ সামাজিক ভাগ) মুহিউদ্দিন আহমেদ ডাঙুৰীয়াই লিখিছে। এই অধ্যায়টোত গৰীয়া, মৰীয়া প্ৰমুখে মুছলমানৰ সামাজিক ভাগবোৰৰ বিষয়ে জানিবলগীয়া তথ্যৰ

নিখুঁত বিৰোধ আছে। পূৰ্ববংগীয় মূলৰ মুছলমানসকলৰ বিষয়ে লিখোঁতে এই অধ্যায়টোৱ লেখক, অধ্যাপক মুহিউদ্দিন আহমেদ ডাঙৰীয়াই দেখুৱাইছে যে গৰিষ্ঠসংখ্যক পূৰ্ববংগীয় মূলৰ মুছলমানসকলে অসমীয়া ভাষা-সংস্কৃতিকে গ্ৰহণ কৰি আহিছে। তেওঁলোকৰ কৃষিকাৰ্যৰ দ্বাৰা অসম শস্য-শ্যামলা হৈ উঠা কথাটোলৈ পচুৱেসকলৰ দৃষ্টি আকৰ্ষণ কৰিছে। কিন্তু তেওঁলোকৰ যুৱক-যুৱতীৰ কম বয়সতে বিয়া-বাক হোৱাৰ কথা উল্লেখ কৰি আহমেদ ডাঙৰীয়াই স্পষ্টকৈ মন্তব্য দিছে যে এইটো শিক্ষাব অভাৱৰ কুফল।

কিতাপখনৰ সামৰণি অধ্যায়টো হৈছে সপ্তম অধ্যায়। ইয়াৰ বিষয় হৈছে- অসমৰ মুছলমানঃ সমাজ আৰু সংস্কৃতি। এই অধ্যায়টোৱ লেখক, অধ্যাপক ছাজিদুল হক বৰবৰাই দেখুৱাইছে যে অসমৰ উমৈহতীয়া সামাজিক আৰু সাংস্কৃতিক ভেটি নিৰ্মাণৰ বেলিকা অসমীয়া মুছলমানসকলৰ বুজন পৰিমাণৰ মূল্যবান অৱদান আছে। তেওঁৰ এই শুন্দি অভিমতটোৱ সমৰ্থনত প্ৰয়াত লীলা গণ্ডেৰৰ লেখাৰ পৰা এটা উদ্ধৃতি দিচ্ছেঁ ‘অসমৰ ইছলাম ধৰ্মৰ বীজ সিঁচাৰে পৰা কুৰি শতিকালৈ অসমীয়া মুছলমানে অসমীয়া সংস্কৃতিৰ দীঘে-বানিয়ে সোমাই নিজৰ ধৰ্মীয় ঐতিহ্য বৰক্ষা কৰি আহিছিল।’ গণ্ডেৰৰ মতৰ অনুয়ৎ হিচাপে জনাৰ খোজোঁ যে এতিয়াও তেওঁলোকে সেই ঐতিহ্য বৰক্ষা কৰাৰ ক্ষেত্ৰত তৎপৰ। ছাজিদুল হক বৰবৰা ডাঙৰীয়াই আজান ফকীৰৰ জিকিৰিৰ পৰা এটা উদ্ধৃতি দি শ্ৰীমন্ত শংকৰদেৱৰ নৰ-বৈষণে ধৰ্মৰ সৈতে ইছলামৰ সামঞ্জস্য দেখুৱাইছে। লেখাটোৱ সামৰণিত কওঁ যে অসমত ইছলামীয় ঐতিহ্যৰ সমৃদ্ধি পৰম্পৰা বিশদভাৱে আলোচনা কৰা আৰু সম্প্ৰতিৰ দৃষ্টিকোণৰ পৰা সদৰ্থক দিশবিলাক পচুৱেসকলৰ চকুৰ আগলৈ অনাৰ বাবে এই সময়োপযোগী গ্ৰন্থখনৰ প্ৰস্তুতিত জড়িত থকা সকলোটোলৈকে মোৰ আন্তৰিক অভিনন্দন জনালোঁ। নিখুঁত ছপা আৰু আকৰ্ষণীয় বেটুপাতেৰে কিতাপখন চকুত লগাইকে উলিওৱা হৈছে।



পানবাবী মছজিদ

ISBN 978-81-927731-1-7



9 788192 773117 >